


# কানে কলজ আলেচনা



সম্মান

হেম ওজা

অষ্টাদশ মুঁথা

১৮৮৬ শক

# Editorial-

## THE FOOD CRISIS IN INDIA: A PROBLEM GROWING WITHOUT REMEDY

The food problem of India has assumed a demon size throughout the length and breadth of the country. This is obviously due to the inordinate rise of the present population without a corresponding rise in the food products. The problem will not disappear till the existing system of agriculture is reformed. The solution of this problem will be the first step towards the realisation of the most important ideal of democracy—the social equality. Social equality without economic equality is meaningless.

Besides the slow pace of agricultural development combined with the growth of population, there are other causes accountable in the respect of food crisis in India. Hoarding and speculative activities of the Indian farmers and food-grain dealers with an anticipation of further profit has enlarged its orbit. Undue swagging of food-grains accounts for the regional food scarcity to a great extent. In an under developed country like India the heavy deficit financing, creating among people a greater propensity to consume has aggravated the food crisis and caused the rise of prices.

Is it not a matter of great regret for a country like India where a few people

sleep on golden beds while all others go wandering in the streets with little dress and no food? Then how to do away with this problem? In a country habituated to capitalistic pattern the total abolition of the landed property is not possible and the capitalistic pattern is not paying well. Hence, the implementation of the Co-operative farming will be the best step towards removing the imbalance between demand and supply. To compete with the Capitalist the Government should keep reserve sufficiently to capture a considerable portion of food grains. There should be utilisation of irrigation facilities to the greatest extent possible. Improved method of intensive cultivation should be introduced. The establishment of more fertiliser factories and land reform measures are immediate necessities in this regard.

The black marketing is accountable for the food shortage in India. Is the black marketeers not the citizen of our own land? Why then some people are trying to gain money at the cost of the millions of people? We know not how our popular government has tolerated these troubles with folded hands. This is a matter of shame for us and we pray to our Government for its redress.

# মন্ত্রাদকীয়

## আমাৰ লক্ষ্যহীন লক্ষ্য

‘যদুকটো পৰিক্ষা পচ কৰ’ৰ পাছত কি  
জনি কৰিবা নাইবা অনুক বিষয়টো পঢ়লে  
কি চাকৰি পায়?’ আমি প্রায় আমাৰ  
অভিভাৱক সকলৰ পৰা এনে ধৰণৰ প্ৰশ্নৰ  
মনুগ্রীন হৰ্ত। নিবক্ষৰ অভিভাৱক সকলৰ  
বাদেও শিক্ষিত অভিভাৱক সকলৰ পৰাও এনে  
প্ৰশ্নাই আছে। তাৰ উত্তৰ যিয়েষ্ট নহোক  
লাগে ইয়াৰ পথা এটা কথা সিকান্ত কৰিব  
পাৰি যে আমাৰ পৰ্তমান শিক্ষা গ্ৰহণ কৰাটো  
কেৱল যেন অৰ্থনৈতিক অৱস্থাই জুকলা কৰা  
জাৱনৰ বিদ্যাত নিৰাপত্তাৰ বাবেহে। স্কুল,  
কলেজ, বিশ্ববিদ্যালয় য'তে নহোক লাগে, শিক্ষা  
গ্ৰহণৰ সময়ত চাকৰিৰ আৰ্থিক প্ৰলোভনে  
ছাত্ৰ তাৰী সকলৰ সুস্থিব মনক বিলিত কৰাৰ  
লগে লগে শিক্ষাৰ লক্ষ্যৰ পৰাও পথ্বৰ্তু  
কৰে। ফলত আমি চাকৰি বিচাৰি বিচাৰিছো  
উপাধি—আৰু উপাধি বিচাৰি সৎ বা অসৎ  
উপায় হলেও স্কুল-কলেজ বা বিশ্ব-বিদ্যালয়ৰ  
দেওনা সহজে পাৰ হব বিচাৰিছো। এফালে  
চাকৰি আনফালে উপাধি -এই দুটা প্ৰলোভনে  
হেঁচো দিয়াত তেল পেৰা সৰিয়হৰ দৰে আমাৰ

শিক্ষাও মানদণ্ডহীন আৰু বৃক্ষিমত্তাহীন । হৈ  
পৰিছে তাৰোপৰি শিক্ষা অহণৰ সময়ত  
পদে পদে আমি নৈতিকতাক অবহেলা কৰি  
আহিছো। মানসিক উৎকৰ্ষ যিমানেই প্ৰকাশ  
নেপাওক লাগে, নৈতিকতা বিহীন ব্যক্তিৰ বাক্তিত  
আৰু প্ৰিচালনাবে স্বস্ত সমাজবেধ গঢ়ি তোলা  
কৰ্তন। পৰাধীনতাৰ শিক্ষাৰ পৰা মুক্ত কৰি  
দেশ শাসনৰ ভাৰ লব লাগিব আমাৰ ছাত্ৰ-  
ছাত্ৰী সকলেই। কিন্তু আমি জানো দেশ  
এখন শাসন কৰিব পৰাকৈ বা স্বস্ত সমাজ  
গঢ়িৰ পৰাকৈ কিবা শিক্ষা আহবণ কৰিছো?  
আমি শিকিছোৱেই বা কি? পৰীক্ষাত পাচ  
কৰিব লাগে—উপাধি গ্ৰহণ কৰিব লাগে আৰু  
তাৰ পাছত চাকৰি।

এই পথ্বৰ্তু লক্ষ্যাই কেৱল আমাৰ ব্যক্তি-  
গত হানি কৰা নহয়—সমগ্ৰ দেশৰো ক্ষতি  
কৰিছে। স্বাধীন দেশ এখনৰ নাগৰিক হিচাবে  
দেশৰ ভবিষ্যত নিৰাপত্তা আৰু স্বাধীনতাৰ মান  
অঙ্গুলী বখাৰ ভাৰ ছাত্ৰ-ছাত্ৰী সকলৰ উপৰত।  
দেশৰ সৰ্বাঙ্গীণ উন্নতিৰ বাবে কেৱল ৰাজ-

বৈত্তির ঢাক-ঢাকী সকলৰ উপৰতে মিহিৰ  
কৰিলে নহৰ, গণিত, বিজ্ঞান, বাণিজ্য আৰু  
কাৰিকৰী বিষয়ৰ ঢাক-ঢাকীৰো আমাৰ যথেষ্ট  
গ্ৰাহণ হৈ পৰিচে। আজি আমাৰ অধী-  
নতাৰ ১৭ বছৰৰ পিছো গণিত, বিজ্ঞান  
আৰু কাৰিকৰী বিষয়ৰ মাঝৰ নিছৰ দেখৰ  
পৰা যোগান ধৰিব নোৱাৰ বিদেশৰ পৰা  
আমিৰ লগা হৈছে। কলত দেখৰ সদিত  
পুঁজিৰ এটা বিবৃতি আমি বিদেশীল  
পঞ্চিয়াৰ লগা হৈছো।

সমাজ আৰু দেশ সম্পর্কে ভ বিৰুদ্ধ সময়  
কাহানিবাটি আছিল, কিন্তু আমি এতিয়ালৈকে  
ভাবিব পৰা নাই। তাৰ আছিল কাৰণ তয়তো  
—আমাৰ হৃষি লক্ষা পঢ়ি শুনি আমি  
ভৱিষ্যতে কি হৰ, কি হৰুৰ ঢালিয়সে আছে,  
আমি নিৰেই কৰ নোৱাৰো। কেৱল চাকবি  
আৰু উপাদিৰ মোহেত কলেজ, বিশ্ব-বিদ্যালয়ৰ  
চোতাল গঢ়ি পদে পদে বৈশিকতাক উলঁজৰা  
কৰি ঘাঁটা সেই কাণে) যতো বিভিন্ন  
দপ্তৰত নিয়ে বিশ হোৱাৰ পাঠনো আহুমান,  
আহু-মৰ্মানা পৰিত্যাগ কৰি হলো লাভথোৰ  
দোষপোৰ আগা প্ৰাহন কৰাত আংশ্চি বোধ  
নকৰি।

অংশে আমি আপি হৰ্বলতা আৰু  
পৰিবাৰিক অনুবিদ্যা থকা ঢাকই চাকবি  
পিচৰাটো দোবণীৰ বুলি কৰ মোখোজো।  
কিন্তু এনে কিছুমান ঢাকও আছে যি সকলৰ  
পৰিয়াল বা অভিভাৱকে সা যুবিদা দিয়া  
যাবুও চাকবি বিচাৰি হাবাহুৰি খায়। শিক্ষাৰ  
মূলক তেওঁলোকে কেৱল অর্থোপার্জনৰ বাহন

হিচাবেতে বাঢ়োৰ কৰে। অৱশিষ্টাৰী  
বুলি অমাৰ এটা যোৰনা আছে। উপৰোক্ত  
চাকবিকৰ্ম আৰু উপাধিকৰ্মৰ সকলো তদৰ্শকপ।

শিক্ষাক ঘোৰো এক নিবিটি লক্ষাত সীমিত  
কৰি বাকি স্বৰ্গৰ লগতে সমৃদ্ধীয়া স্বাখি ধৰি  
দেখৰ স্বৰ্গৰ তকে আমি প্ৰতোকে যদি ভৱি-  
বলৈ যাব কৰো তেনেহলে দেখ, সমাজ আৰু  
বাক্তিগত উন্নতিও আবশ্যকুৰীয়। কিন্তু তাৰ  
পৰিবৰ্তে “যি কি নহৰক” মনোভাৱ কৈ পৰীক্ষা  
পাচ কৰাৰ আশাত ঐন্তিকতাকো উলঁজৰা কৰি  
কেৱল উপাদি আৰু চাকবি বিচাৰিলে যি কৃতি  
তাৰ পৰি পৰিণাম অনৰ্বিচলনীয়।

## অসম সাহিতা সভা : সমকালীন সাহিতা

এইদাৰ অসম সাহিতা সভাৰ ৩২ তম  
অধিবেশন নলবাৰীত জাকহৰকতাৰে সমাপ্ত  
হৈ গ'ল। প্ৰতিবাৰৰ দৰে এইদাৰ সাহিতা  
সভাও বিভিন্ন কাৰ্যা সূচী, আলোচনা সমালো-  
চনাৰে সমাপ্ত হ'ল। নিশাৰ বিভিন্ন অষ্টা-  
নৰ জৰিয়তে সাহিতা সভাৰ প্ৰতি বাপি নথকী  
শোতা আৰু দৰ্শক সকলৰ বাবে মনোৱাঙ্কা  
কিম্বিং হলোও পূৰ্ণ হৈতে বুলি কৈ পাৰি।  
ওপাপি এয়া সাহিতা সভাৰ গতাবৃত্তিকতা।  
সময়ে সময়ে, যেতিয়াটি প্ৰয়োজন হুয় তেতিয়াই,  
অসম সাহিতা সভাটি কেৱল সাহিত আলো-  
চনাতে আৰক্ষ নাথাকি বাজৈনতিক আৰু সমাৰ্জ-  
বাদীৰ ভূমিকাও গ্ৰহণ কৰিছে। সেই কথা  
মাহিতা আৰু সাহিতা সভাৰ লগত জড়িত  
থকা সকলক সোৱিবাই দিয়াৰ নিষ্পয়োজন।  
এই খিনিতে আন আৰু ভাৰতীয় সাহিতা

আলোচনাৰ অনুষ্ঠানৰ লগত অসম সাহিত্য সভাৰ মৌলিক পঢ়কা। তথাপি অসম সাহিত্য সভাই ক'বৰ লজ্জায়া কৰ্তৃপক্ষ গিবিত কৰৱত কৃটি বৈ কুণ্ডে বুলি আমাৰ মনত ধাৰণা হয়।

ইমানদিন ব'ৰক অধিবেশনত বাইজৰ পৰা অছয় অৰ্পণ সংগ্ৰহ কৰি বড়া আৰু সভাৰ জ্বালানকটাৰে বঙ্গমুক্তিৰ ওপৰত সাহিত্য আলোচনা কৰা হৈছে সাহিত্য সভা কেৱল নগদবুদ্ধি মালুচৰ বচনকীয়া মাচলিক অনুষ্ঠানত পৰিণত হৈৱাৰ বাছিবে, নগৰৰ পৰাগৱৈল অতি জনসাধাৰণৰ মাজত সাহিত্য সভাৰ লেক্ষণো কি তাক বুজাৰৈল সকল হোৱা নাই বেন লাগে। কেৱল নগৰীয়া শিকিত বাস্তুৰ লগত ভাষা সাহিত্য আৱক নাথাকি অংকলিক ভিত্তিত ডাকুৰ গাঁও, ঘ'ত নেকি শিক্ষাৰ শোচৰ পৰা নাট, বা অসমীয়া ভাষাই য'ত পত্তাৰ পেলাৰ পৰা নাই ত'ন ঠাইত সাহিত্য সভাট অসমীয়া ভাষাৰ প্রচাৰ কাৰ্য কৰিব পাৰিলে প্ৰতাঞ্চভাৰে মহলেও পৰেক ভাবেট অসমীয়া ভাষাক বাজিক ভাষা হিচাবে পতিপন্ন কৰিব পৰা গলত্তেন।

মুক্তিৰ পাহাৰ, মিজো পাহাৰ, কাটাৰ, নেকাব কাৰবীয়া শ্বিধাজনক ঠাইবোৰত সাহিত্য সভাট দুই এবাৰ প্ৰৱেণ কৰিলে তাৰ অনা অসমীয়া লোকসকলৰ ওপৰতো কিছু প্ৰভাৱ পেলাৰ পাৰিব বুলি আগাৰ বিশ্বাস। অসমীয়াক বাজিক ভাষা হিচাবে পতিপন্ন কৰিব নিবিচাবিলেও সাহিত্য চৰ্চা আৰু আলোচনা হিচাবে কোনোও হয়তো সাহিত্য সভাৰ প্ৰয়োজন অস্বী-

কাৰ নকৰিব। তাৰ জৰিয়তে অসমীয়া সাহিত্য প্ৰতি তেওঁলোকৰ সংবেদনশৰীৰ হৃদয় এখনো গ্ৰহণ কৰাত সাহিত্য সভাৰ নিয়ম আপন্তি নাথাকে। অৱশ্যে তাৰ বাবে লাগিব উদোগী কম্বী।

সাহিত্য সভাৰ সাময়িক প্ৰয়োজনীয় আন্বেদন তকন সাহিত্যিক আৰু বাইজে গ্ৰহণ নকৰা নহয়। গতিকে এটি ক্ষেত্ৰে ইন্দো-প্ৰাচীন অভাৱ হৰ—আমি তাক দীকাৰ নকৰে, এতিয়া মাগে মাথোন সাহিত্য সভাৰ পৃষ্ঠপোষক আৰু উদোক্তানকলৰ স্থিৰ সিদ্ধান্ত। অৱশ্যে মেইবিলাক ঠাইত ভাষা সাহিত্য আলোচনা বা প্ৰচাৰ কাৰ্যাত কৰ্মী আৰু শিল্পী সাহিত্যিক সকলৰ একানপত্তীয়া চেষ্টা আৰু স্বার্থত্যাগৰ প্ৰয়োজন হব। আনকি তাৰ বাবে সাহিত্য সভাই গাঁষ্ঠিৰ ধন ভাড়ি হলেও আগবঢ়াটি অহা উচিত। ইয়াতে এটা কথা উলুকিয়াৰ পাৰি যে সাত সাগৰৰ সিপাৰে থকা গ্ৰীষ্মান মিচমেৰী সকলে অসমৰ বিভিন্ন ঠাইত, আনকি নেফা আৰু নগা পাহাৰতো তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰি প্ৰভৃতি বিষ্টিৰ কৰছে কিন্তু অসমত ইমান বোৰ পৰমিকলীয়া সদ্বাদি থক। স্বত্বেও তেওঁলোকৰ ধৰ্ম মেইবিলাক ঠাইত প্ৰাৰ কৰিব পৰা নাই, বৰং একপকাৰ সত্ৰীয়া হিন্দুধৰ্ম লুপ্ত-প্ৰায়। ভাষা, ধৰ্ম আৰু সাংস্কৃতিক বিনিময় নাথাকিলে কোনো জাতি বা উপজাতিকে আপোন বুলি আকোৱালি লোৱাটো সন্তুষ্টিৰপৰ নহয়।

ভাষা ধৰ্ম আৰু সাংস্কৃতিক বিনিময়ৰ অভাৱতেই আমি আমাৰ নিচেই গুচৰৰ পঁচ-

### ଏହି ଭାଷା-ଭାବୀ (ନେକା ଅଙ୍କ ନଗାଲେଣ୍ଡର)

ମନୁକ ମନୁଷ୍ଟ ବଖିତ୍ର ହେବାବ ଅଣ୍ଟିତ ପବିତ୍ରୋ । ଅଗତ ତେବେଳେ କହେଇ ଆମି ଅମ୍ବନ ପ୍ରାଚୀନ ଆନିଦିନୀ ଦୂର ଅଗମ ହି ଆଇତେ ନଗାଲେଣ୍ଡର ପ୍ରଥମିକବଳ ପାଞ୍ଚଟା ବାଜାବ ମାନୁକ ହେତୋ ଅଗମ ଅନନ୍ତରୀ ଭାବୀ ସମ୍ଭାବ ବିନ୍ଦୁ ନିଆ ତେବେ ଏମାର୍ଜ୍ସନ୍ୟତ ବାକ୍ ବାନ୍ଧନ ପାଦିମୋହିତେନ ।

ଏହିଯା ଅମରୀଯା ଭାଷାକ ବନ୍ଦର ଭାବେ ପ୍ରାଚୀନ କବିବଳେ ତାଲେ ତଳେ ଦିନା କବାବିନବ ଆରଶ୍ୟକତା ଆମି ଉପରକି କବିତୋ ।

(1) ନେକା, ନଗାଲେଣ୍ଡର ପାଚିପାତାବ, ମିଳିବ ପାହାବ, ନିଜେ ପାହାବ ଟାଟାଦି ଠାଇତ ଅଣ୍ଟିତ ଅଣ୍ଟିତ ଅମରୀଯା ଭାବୀ ବାଟିକର ମାଜତ ଅମରୀଯା ମାଧ୍ୟମତ କୁଳ ଥୁଲି ସେଇବଳାକକ ସାହାଯ୍ୟ ଦିଯାବେ ଲଗତେ ଶ୍ରବିଦ୍ଵା ଅନୁସବି ସେଇବିଲାକ ଠାଇତ ସାହିତ୍ୟ ସଭା ପାତିବଳେ ସବୁ କବା ।

(2) ସାହିତ୍ୟ ସଭାବ ଦୂରକୀ ଶାଖାବ ଜବି-  
ଯତେ ନେକା, ନଗାଲେଣ୍ଡର ପୁରୁଷି ଇତିହାସ, କିଂ-  
ବଦସ୍ତି, ଲୋକ ଗାଁଦା, ଗୀତ-ମାତ ଆଦି ସଂଗ୍ରହ  
କରି ଅମରୀଯା ଭାବାତ ପ୍ରକାଶ କବା ।

(3) ଉତ୍କ ଠାଇବିଲାକର ତରଣ ସାହିତ୍ୟକ  
ଆକ୍ରମଣି ସକଳେ ତେଓଲୋକର ଧର୍ମ ମନ୍ଦିର  
ମନ୍ତ୍ରତିବ୍ୟ ବିଷୟେ ଲିଖା ପୁଷ୍ଟକାରଲୌବ ଅକାଶର  
ବାବେ ସାହାଯ୍ୟ ଅନୁମୋଦନ କବା ।

(4) ମାଜେ ମଧ୍ୟେ ଉତ୍କ ଠାଇବ କଲେଜର  
ବା ହାଇକୁଲବ ଛାତ୍ର-ଛାତ୍ରୀର ମାଜତ ବଚନା, କବି-  
ତାବ ପ୍ରତିଯୋଗିତା ପାତି ଦିଯା ।

(୧) ମାଜିକ ବାନ୍ଧନରେ ବାବେ ମେଟିମେବ  
ଟାଟାଲ ଭେଦମର ପର ଯେବାବ ବାବେ ଟାଟା-  
ମେଟିମେବ ଭେଦମର ନିର୍ମଳ କବିବ ହେବ ।

ବେଳେ ଉତ୍କ ଠାଇବ ଅନ୍ତର ହେବ କେବେ  
ନଗାଲେଣ୍ଡର ମାନୁକ ମାନୁକ କେବେ ନାହିଁ  
ଉତ୍କ ଠାଇବ ଗାଁଦା ଏବଳାକିବା ଆବଶ୍ୟକ ପାତ  
ମାନୁକ ମାନୁକ ମାନୁକ ମାନୁକ ହେବ କେବେ ।

ପ୍ରବେଶକ ନଗାଲେଣ୍ଡର ନାମର ପରିଣାମ କାହାର  
ପାଦିମେ ହେବ ହେବ କବ ରାମାନନ୍ଦ ଗନ୍ଧିଟ୍  
ଏକାନମାରୀଯା ଆକ୍ରମଣାବଳେ ମହାବ ବାଦନ ପାର  
ହେବ ମାନୁକ ନାହିଁ ।

### ଆମାର କଲେଜର ଭିତର ଚ'ବା

କା ପୃଥିବୀର ଭାବୀର ଆଭିନ ଧରନ  
ଶିକ୍ଷାନ୍ତ୍ରାନ୍ତିତ ମନାତୀର୍ଥ ପ୍ରୟୋଜନୀୟ ବନ୍ଦ ହ'ଲ  
ପୃଥିବୀରାଳ । ଶିକ୍ଷକ ତାତ୍ରତାକ ପ୍ରୟୋଜନୀୟ  
ବନ୍ଦ କେଇଟାବ ଆଭାସରେ ମାତ୍ର ଦିବ ପାବେ,  
କିନ୍ତୁ ଗଭୀର ଆକ୍ରମଣ ବିଷ୍ଟୁତ ଜ୍ଞାନର କରବେ ଛାତ୍ରକ  
ମନ୍ତ୍ରର କବେ ପୃଥିବୀରାଳେ । ଅର୍ଥର ଅଭାବତ  
ବଢ଼ିବେ ତାତ୍ରତ ପ୍ରୟୋଜନୀୟ କିତାପ କିନି ପଢାଟେ  
ମନ୍ତ୍ରରପର ନହ୍ୟ । ଏବେ ବିଲାକ ଆଭାସ ପୁରୁଷ  
କବିବ ପାବେ ମାତ୍ର ପୃଥିବୀରାଳେ । ପ୍ରତୋକ କୁଳ  
କଲେଜର ଏକୋଟ୍ୟ ପୂର୍ଣ୍ଣ ପୃଥିବୀରାଳର ନିର୍ଣ୍ଣାତ  
ପ୍ରୟୋଜନ । ଛାତ୍ର-ଛାତ୍ରୀର ଉପଯୋଗୀ ବିଭିନ୍ନ  
ପୃଥିବେ ପରିପୂର୍ବ ଆମାର କଲେଜର ଏହି ପୃଥିବୀ  
ଭାବୀ ଆଛେ । କିନ୍ତୁ ଇଯାବ ସୁପରିଚାଲନାର  
ଅଭାବରେ ଛାତ୍ର-ଛାତ୍ରୀମକଳେ ବଢ଼ିବେ ମଯ୍ୟତ ସୁଧିଧ  
ଆଦାୟ କବାର ପରା ବିବତ ଥାକିବ ଲଗା ହେ  
ଆଶାକବେ କଲେଜ କର୍ତ୍ତ୍ଵପକ୍ଷରେ ଏହି କ୍ଷେତ୍ରର  
ବାଧିବ ।

## আলোচনা

(খ) ঢাক্কা'র 'কমন কম' :—ঢাক্কা'র 'কমন-কম' বিষয়ে 'কানৈ কলেজ আলোচনা' সম্পাদকীয়ত একাধিকবাব আলোচনা কৰি আছে হৈছে। অসম ভিতৰতে বিখ্যাত এই কলেজখনৰ বড় সংখাক ঢাক্কা'র কাৰণে এগৈ 'কমনকম'ৰ অভাৱত কিমান অসুবিধা হৈছে তাক আলোচনা কৰা নিষ্পত্তোজন। বৰ্তমান ঢাক্কাসকলে কলেজ ইলটোকে কমনকম হিঁচে বারচাৰ কৰি আহিছে। এই ইলটোৰ ডয়োকাৰে থকা ক্লাব কেইটাই এদিনো ভালদৰে ক্লাব কৰিব নোৰাবে। প্ৰাক-বিশ্ববিদ্যালয় আৰু তৃতীয় বাধিক মহলাৰ ঢাক্কা চাত্ৰিসকলে এই বিষয়ে অধ্যক্ষ মহোদয়ৰ দৃষ্টি আকৰ্মণ কৰিছিল। এনেবোৰ অভাবলৈ চাই কলেজ কৰ্তৃপক্ষই ইয়াৰ এটা সুবাৰস্থা কৰিব বুলি আশা কৰিলোঁ।

(গ) খেল-পথাৰ :— বৰ্তমান আমাৰ কলেজৰ সবাতোকে প্ৰয়োজনীয় খেল পথাৰ থন আজিও খেলাৰ বাবে অঘূপ্যুক্ত হৈ আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ খেলা ধূলা বিদ্যুত আমাৰ কলেজৰ মান দণ্ড অন্য কলেজৰ তুলনাত, কোনো গুণেই হীন বুলি কৰ নোৱাৰিব। খেল পথাৰৰ অস্তৰত ঢাক্কা-চাত্ৰীয়ে খেলাৰ বাবে উপযুক্ত প্ৰশিক্ষণ নিৰ্দিষ্ট সময়গতে লব নোৱাৰে। এখন পূৰ্ণাঙ্গ খেলৰ পথাৰ থকা হলে আমাৰ ঢাক্কা চাত্ৰীৰ খেলাৰ মানদণ্ড আৰু উন্নত হৈলৈতেন বুলি আমি ভাৰিবৰ অৱকাশ পাওঁ।

(ঘ) কলেজৰ কেন্টিন :—আজিকালি প্ৰায়-বোৰ কলেজতে নিজাকৈ Canteen খোলা

দেখা গৈছে আৰু কম বেছি পৰিমাণে ঢাক্কা-চাত্ৰীৰ সুবিধাৰ্থে সকলো শ্ৰেণীৰ সামাজিক বিধাৰ্থী দিলা আছে; কিন্তু আমাৰ কলেজৰ Canteen খনত ঢাক্কা-চাত্ৰীৰ বাবে তেনে সুবিধা নাই বুলিয়ে কৰ পাৰি। প্ৰথম Canteen খন পৰিষ্কাৰ নহয়। বহা মেলাৰ সুবিধা বৰ দুখ লগা। খোৱা বস্তুৰ আয়তন ভাৰিব নোৱাৰাইক সক আৰু পৰিচালনাৰ বেনেজালি দেখা যায়। গতিকে আমাৰ অনু-ৰোধ কলেজ কৰ্তৃপক্ষই College Canteen খনৰ বাবে অলপ চকু বাখে যেন।

## আমাৰ শ্ৰদ্ধাঞ্জলি

বিশ্ব বৰেণ্য নেতা, শান্তিবদূত, হিমাজীসদৃশ ব্যক্তিহৰে আমাৰ প্ৰিয় প্ৰধান মন্ত্ৰী জৱাহৰ লাল নেহেক দেৱলৈ—

আৰু

বেদান্ত বাসম্পত্তি পশ্চিত প্ৰৱৰ বাধানাথ ফুকন, অসমীয়া লোক সাহিত্যৰ গৱেষক, কলা পশ্চিত ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা, বুৰঞ্জীবিদ আৰু প্ৰবীণ সাহিত্যিক ডঃ সূৰ্য কুমাৰ ভুঞ্জি বনফুলৰ কৰি যতীন্দ্ৰ নাথ দুৱৰা, গীতি কৰি পাৰ্বতি প্ৰসাদ বৰুৱা, প্ৰবীণ সাংবাদিক কেদাৰ নাথ গোষ্ঠী, প্ৰখ্যাত শিল্পতি যাদৱ প্ৰসাদ চলিহা, অসম বিধান প্ৰভাৱ লক্ষেঞ্চৰ বৰুৱা, প্ৰবীণ উপন্যাসিক প্ৰেম নাৰায়ন দত্ত আৰু আমাৰ গুৱাহাটী বিদ্যালয়ৰ উদীয়মান কৰি লাগণ্য দেৱী, গল্প লিখক জীৱন বাজখোৱালৈ।

## ॥ କୃତଜ୍ଞତା ॥

ମୃପାଦନା ସମିତିର ଉପରେଟେ! ଅଧ୍ୟାପକ  
ପର୍ବତୀକ୍ରି ଡାଜବୀକ୍ରି, ଅଧ୍ୟାପକ ଅନିନ୍ଦା  
ଦେବୀ ଆକ୍ରମିତ ଅଧ୍ୟାପକ (ଟେବାଜ୍ଞୀ) ଶମାକର  
ପାଠେ ଦେବେ ତେଥେତୁ ସକଳର ବଜୁଦ୍ଧୀୟା ଉପରେଥିବେ  
ଯି ସହାୟ କବିଲେ ତାବନାବେ ମୋର ଆପଦିକ  
ଶକ୍ତି ଆକ୍ରମିତ କୃତଜ୍ଞତା ହେଲେ ଉପର କବିଲେ ।

ଅଧ୍ୟାପକ ଡକ୍ଟର ଆନ୍ଦୀ, ଅଧ୍ୟାପକ  
ଶନୀଲ କୁମାର ବର୍ଯ୍ୟାକୁର ଦେବେ ପ୍ରକ୍ରି ପାତିଖେବେ  
ଚାଇ ମେଲି ଦିଯାର ବାବେ ତେଥେତୁ ସକଳର ଓଚବତ  
ଚିବ କୃତଜ୍ଞ ।

ମୃପାଦନା ସମିତିର ସଭାମକଳେ ପ୍ରତୋକ  
ମୃହଞ୍ଜତେ ସହାୟ-ସହଯୋଗିତା କବାର ବାବେ ତେଥେତୁ  
ସକଳର ଓଚବତେ ମହି ଚିବ-କୃତଜ୍ଞ । ସକଳୋ  
ସମୟରେ ଦିନ୍ଦି ପରାମର୍ଶରେ ଅବିଷ୍ଟନା ଯୋଗାଇ ଅହା  
ବନ୍ଧୁରବ ନାତେନ୍ଦ୍ର ପାଠନକ ଜୀବନରେ କେତ୍ତିଆର  
ପାଠବିବ ନୋରାବୋ ।

ଯି ସକଳ ବନ୍ଧୁ ବନ୍ଧୁରୀୟେ ବ୍ୟାସ୍ତତାର ମାଜତୋ  
ସମୟ ଉଲିଯାଇ ପ୍ରକ୍ରି ପାତି ଦି ସହାୟ କବିଲେ  
ତେଥେତୁ ସକଳର ଓଚବତ ମହି ଚିବାଣୀ ।

ମୋର କାହିଁର ମାଜତୋ ଆଲୋଚନାମନ  
ତପା କାବ୍ୟର କାବ୍ୟ କାବ୍ୟ କାବ୍ୟ କାବ୍ୟ  
କାବ୍ୟର ଶକ୍ତି ଆକ୍ରମିତ କାବ୍ୟ କାବ୍ୟ କାବ୍ୟ  
କାବ୍ୟର ମୃହଞ୍ଜତେ କାବ୍ୟର ।

## ॥ ସାମ୍ରବଳ ॥

ମୋର କ୍ରାଟିବୋ ମୋରେର କବି ମୂରମତେ  
ଆଲୋଚନାମନ ଆପନାଲୋକର ତାଙ୍କ କ୍ରାଟିବୋ  
ମୁଖ କାବ୍ୟଚିଲୋ । କିନ୍ତୁ ମାନନ ଅନ୍ତରଦ୍ୱାରା ହେଉଥେ  
ଅନିଷ୍ଟା କୃତ ଭାବେ ପଲାନ ହେବାଟ କ୍ରମ  
ବିଚାବିଦୋ । ଆଲୋଚନାମନ ପ୍ରକାଶର କ୍ଷେତ୍ର  
ବର୍ଣ୍ଣାଦି ଭୁଲକେ ଆନ୍ଦୀ କବି ଭୁଲ କ୍ରାଟି ବୋରା  
ନାଇ ବୁଲି କବର ମାନା ନାଟ—ବାନ୍ଦାବ ମାଜତ  
ଯି କଣ ସମୟ ପାଇ ତାତେ ଆନ୍ଦୁବିଜ୍ଞାନେ ଥାଟି-  
ଛିଲୋ ! ସନ୍ଦି କିନ୍ତୁ ମାତ୍ର ସକଳ ତଥ ପାବିଦୋ  
ମେଯେ ଆନ୍ଦନ । ସଦୌଶେଷତ ଆଲୋଚନା ତଥ  
କଲେଜର ସର୍ବାର୍ଥୀନ ଉତ୍ସତି କାମନା କବି ଆଲୋ-  
ଚନୀର କାମ ସାମ୍ରବିଲୋ ।

— ମୃପାଦକ —  
ହେମ ଓଜା

ପୋ

ହ

ଏ

ବ

## ନିମନ୍ତ୍ରଣ

—ଅନୁଭବ

ଦ୍ୱିତୀୟ ବାର୍ଷିକ କଲୀ ।

କୁହମ ଦୂଲ୍ମୀଯା ଏଠା ସୃଧାଇ ଏନନ ଆହି

ମୋକ ଉଦିଲେ

“ତୋମାର ଟୋପନି ତଣା ନାହିଁ ?”

ସଟ୍ଟାକେ’

ଆଚିନ ଏକ ଆକାବେ ଶୁଇ ଆହିଲ

ମୋର ହୁଦର୍ବ ହିମାଳ୍ୟର ଗନ୍ଧବରତ

ଏଟି ଅବୁଜ ହୁାହି ଉଟି ଆହିଲି

ମେଇ ହାହି

ହିମାଳ୍ୟର ଗନ୍ଧବର ଏଟି ମକ ମଦୀର

ତବଗେ କଳକଳ ।

ଓଶ ହଲ ନିଜକେ ମୋର

ହେବା ହମ ଅନୁଃସନ୍ନା ନୌଲାଙ୍କୀ

ତୋମାର ଜୋତିର କିଯ ଆଜି ପର୍ବାଜୟ ହଲ ?

ଏତିଯା ଆକାବ ଶେଷ ହଲ

ଏତିଯା ଜ୍ଞେନାକୀର ଚକୁ ଜଳା ନାହିଁ

ମୋର ମନ ଅବଣ୍ୟକ ସିଂହବ ଦବେ

ଖରସ୍ତୋତ ବନ୍ଦନାର ପ୍ରତି ଚିକାବୀ ବାସନା ନାହିଁ

ଏତିଯା ସମୟ ହଲ ମାର ପୋରାବ

ଲୁଧିନାନୀବନ ଏଠା କଣୀର କୁହମେରେ

ବହାଇ ତୁଲିଲେ

ଦେହ

ଶ୍ରୀଗ

ଆକ ପୃଥିବୀ

ବୋଧିକ୍ରମର ଖରିବେ ମେଜି ସାଜି

ଏହି ଆକାବବୋର ଜୁଇ ଲଗାଇ ଦିଓ

ଆହା ନୌଲାଙ୍କୀ

ତୁମି ଆକ ମୁହିଁ ତାବ ଉତ୍ତାନତ

ଚେଟା ପାପବୋର ପାହବି ସାଁଁ ।

गोव द्वारा १ गवर्नर चनका नवमे  
 मंकाशेव एकु नवमत क नदिन नकवा लेले  
 भाग पोराब बडी गोला । पाह फुले हेतेन झाना  
 तद्वालस मोर हियाणत ?  
 हयतो त्रिमि तेंदिया कुमारी डासिमी खेशेवे  
 दिला योवना है समयब बनुका वाशित  
 विला हेतेन झीवनब दप्त अवृत ।

मनोबमाः प्राणा द्रव्यति चालि न्युति विजडित  
 अलेख वसन्त  
 आहि गृहि थाब ;

पदोन मपोन लगा एट वास्त्रक  
 क्षणे क्षणे गन चाण,  
 आक एये हव वासब जीरन डास्वरी ।  
 चनदवा शेरालीब आमेज सनः  
 आकु चप्पब चप्पा योवन  
 कत दिन कत वपे मटिं नवम शाइ  
**फुलि फुलि व'व ।**

( किस्त ) क्षकिक अमाब जीरन योवन  
 नें एचल आडुबब वस  
 दोलपाल हेजाब अद्वव ।  
 लवलि योवन अठीत अ च वर्द्धमान

## मल—विहङ्गव —चकुलो—

त्तु

देप

व

देप

श्रु

तत्त्वीय वार्तिक कला

ଜୀବନ ଏହାଟୋ ମୂଳ  
ବାକିରବ ଦିଲ ।  
ମନ୍ଦିରର ଲାଉଲ ଏତାଟି ବତାହେ କିନ୍ତୁନିମ୍ନ ଲେ ଘାସ  
ଭୌରମ୍ବ ବଡ଼ ପାହି ଫୁଲ  
ତେବେଇ ।

ତେବେଇ ମିଠା ମିଠା ଭୌରମ୍ବ ହେଜାବ ଦିନବୋର  
ଶିତ୍ତା ତିତ୍ତା କେ ହୈ ମିଲି ଯାବ ଧୂଲିର ଧରାତ ।

ମୁଣ୍ଡ ବନ୍ଦ ।

ଏହେତୋ ନମ୍ବର ଚମ କୃଷ୍ଣଙ୍କୁଡ଼ା ଫୁଲିବ  
ଏହେତୋ ନମ୍ବର ଜୀବ୍ରି ପ୍ରେମର ଘାସର ଯାର  
ଦେଖେତେ ଡରାତୋ ଶାବଦୀଯ ଜୋନାକ ନିଶା  
ପେପୋ ଆକ ଗଗନାର ଦୁରେ ଦୁରେ  
ବୈ ଆତେ ପ୍ରେମ ଅଦିବାର ସୌତ  
ତୋମାର ସନ୍ଧାନୀ ନୀଳା ଚାର ଦୃଷ୍ଟିତ  
ବିଚାରି ନୋପାରା ହଲେ ହୈରନର ଔଥମ ସାକ୍ଷର  
ଦେଖିଲୋ ହେତେନ ଜାନୋ ହନ୍ଦାର ଅସୀମତ  
ଶାର୍ଣ୍ଣ ଲକ୍ଷ୍ୟବ ।

କିନ୍ତୁ ମୋର ଚକୁର ଦୃଷ୍ଟିଯେ ତୋମାର ଅନ୍ତର ପର୍ଦା  
ନକପାଲେ କିଯ ଆଜି,  
ଖୁଚୁବା ଖୁଚୁବ ବହତୋ ମହମେ ନଜନାଲେ କିଯ ବାକୁ ଅବୁଜ ହିସାତ  
ଏହି ପ୍ରେମର ସକ୍ଷେତ ?

ମାଥେ ମନର କୋଣେ କୋଣେ ଟୁକି ଟୁକି ଚକୁଲୋ  
ଦୃଷ୍ଟିର ଦିଗନ୍ତ ଏଯତୋ ସଁଚା ଇଲ  
ଶତାବ୍ଦୀର ବୁକୁତ ‘ତାଜ’ର ଦରେ  
କତ କାମନାଇ ଶୁଣି ହୈ ବ’ଲ  
ନିମ୍ନ ମନର ମେଇ କହନା ମାଧୁବୀ ତୁମି  
ଯଦିଓବା ଇତିହାସର କଳଂ ଲୀନ ଯାବ  
ମୟ ନଦୀତ  
ତଥାପିତୋ ତୁମି ଯେବ କୋମୋବା ପରୀର ବେଶେ  
କଥା ତୁମି ମାଥୋ “ତୁମି” ହୈ ।

প্রাকৃতিক কুরবৰ প্ৰচাতী কুৰদৈ  
 ষনাহ গুৱাৰ পাবে অনন্ত পিয়ত  
 বনা এক ভূক্তিৰ :  
 তেন্তু অকণিমা, তে মাৰ কাপেৰে বোলোৱা।  
 আকাশী দিগন্ত  
 নিশ্চিন্তৰ নতুন দৃশ্যা দেখি  
 ইই অবাক নোহোৱাৰ কোনো অৰ্থ নাই।  
 তোমাৰ কাঞ্জল ক'লা ছটি নয়নত  
 সূর্যামুখী উজ্জ্বালনা :  
 সেৱেহে,  
 বনা পথীৰ কঠিৰ অনামী গাবে  
 বাৰে বাৰে কৰে মোক দুৰ্বৰ আমনি,  
 তথাপি মেঘমল্লাৰে আপ্নুত মোৰ  
 স্বপ্ন গভীৰ মান  
 তোমাৰ স্মৃতিকে সু'ৱিধি  
 মৌন প্ৰার্থনা কৰে।  
 বজনীগন্ধাৰ স্নেহৰ উম্ লৈ গজি উষ্ট।  
 অ'মাৰ প্ৰণয় অঙ্কুৰত  
 নীলাঙ্গী নিশাই মৰমী হাতেৰে  
 সৃষ্টি সন্তুষ্টাৰ সপোন বড়ে,  
 অভিসাৰী কামনা লৈ মেদালি সকিয়া'ত

—শারনা গৈগ  
 তত্ত্বীয় বাণিক কলা

# অৰুণিমা

## তোমাৰ কৃপাৰে

শুক্ৰা তৃতীয়াৰ কাঁচি জোন চাই চাই  
 আমিতো নোৱাৰে সোণ  
 বহুদেশ বহুনদী পাৰ হৰৈল।  
 অপৰূপা, তুমি জানো তাৰ  
 ধৰিব পাৰিছা গম ?  
 আমাৰ জীৱন ছলাই তোলা  
 এয়ায়ে ৰং আ'ক জে'নাকৰ  
 গীতিময় কৃপাৰ পোহাৰ।  
 অৰুণিমা ; তোমাৰ প্ৰেমৰে অ'কা  
 নিখুত ছবিব  
 এয়ায়ে অভাতৰ প্ৰসন্ন আলোৰে ভৰা  
 এক ঘূৰ অভিনয়।

ପତ୍ର ।

ହୁଏ କାହିଁ ଆହୁ

ଆଜି ଅଛି ଅଟେ;

ଶୁ

ମନ୍ଦର ଏବଂ ବିଶାଳ ଶିଷ୍ଟାର୍ଗ ପଦ ଅଣିକରି ।

ନିଜ ଦୀର୍ଘ ଅନ୍ତର ଫଳ ଏହି ଦାତାପଥ

ଆମର ଚାହୁଡ଼ ଭାବେ

ଗ

ଅମୃତ କୋଣି ଦେଖା

ହୁଏଇ ଭୀରନର ମେହେ ଧନ ।

ଆକ—

କୁ

ଆମର ଚାହୁଡ଼ ଭାବେ ମନ୍ଦର ଯୁକ୍ତିକଣ

ନବ୍ ଏହି ଭୀରନର ଅମର ସାମର ।

କବିତା,

ତୋମାର ଗ୍ରାତି ଆମର ନିବିଡ଼ ଚେମେହ

କୁକ ଢାହାବାତ ମୋଣକଣ ହୈ ଜାଲ ।

—  
ଅନିଲ କୁମାର ରତ୍ନରା

ଶାତ ଆକ କାନ୍ଦେନେ—

ଜୀରନର ଅବ ବିତ ସଂଗ୍ରାମର—

କୁ

କାବ୍ୟାନାୟ ଧୋରାବେ— ଆମାର ଜୀରନ ପ୍ରିୟା

ଦନ୍ତ ଫହିଲ—

ତୋମାର ପରଶ ପାଇ ପଞ୍ଚଶୀଲ ଫୁଲେ ।

କବିତା;

ତୁମି ଆହି ଆହା

ଅମି ଆହି ଆହୋ

ଚିତ୍ତଦିନ ଏକେଟି ପଥେରେ ।

ବି

ମନ୍ଦ ସାଗରି ଯାବ,

ଜୀରନୋ ପିଚଲି ଯାବ;

ତା

ବାଗଦେହୁର ବତ୍ରୋବେ

ନତୁନ ସାଜେବେ ନାଚିବ ।

କିନ୍ତୁ,

ପାହରି ନାଥାବା—

ଆମିଯେଇ ବଚି ଯାଉ

ଶୁଗର କବିତା ।

# ॥ অভিসার ॥

বসন্ত কুমার বৰা

দিউঁসু বাধিন কলা

কোনো এক নিশাৰ অভিসারিকাবে  
মোৰ স্বপ্ন হ'ল জিল্লিল্।  
অস্ফুট ভাষাৰ মৃত গুঞ্জণ লাগি হ'ল  
প্রাণগঙ্গা থোকি বাধো ।

অনাহুত এটি আশাৰ স্বপনীল সোন্ত ব'লে  
দিগন্ত বেধাত ।

নিহৃত অস্তঃকোণয যহু শিহবণত  
জাগে উন্মাদনা ॥

নির্লিপ্ত মন শোৰ এই নিৰিবিলি পৰত  
ক্ষণে ক্ষণে প্রতিক্ষণে অনামী বেদনাৰে  
হ'ল প্রতিহত ॥

অভিসার ?

মহঙা প্ৰেমৰ হিচাপ নিকাচ হ'ল  
এই খেলিমেলি ॥

অকণ পছোৱা আগে মৰমী কৃপৰ ;  
এমুঠি পোহৰৰ বেদনাৰে পাৰ ভাঙ্গে অসীমৰ

— শুন্দৰৰ

চুকুল উপচি পৰে বৃক্ষজুৰি হৃদয়ৰ  
তস্মা মোৰ ভাঙ্গি যায় সুৰভি নিশাৰ ॥

# ଦୃଷ୍ଟି

ଅନୁଭୂତିର କମ୍ପେନ  
ସ୍ଵକଷ୍ୟଦୀର ହେଲିଲେ

ହୈଟୋ କବିତାର କାହାର ଅବା  
କରି ବିଜ୍ଞାପନରେ  
ତୁମ୍ହେ ଫୁରାଇଲେ ଦେଖିଲେ  
ନାମ ଆଶାସ୍ତାର  
ଚାଲନେର ଯୁଟ୍ଟିଛିଦ  
ଅକଳର ଚକୁପାନୀ  
ତ୍ରଗଳତ ନିଃରୀ ଅଂକିଲେ  
ମେଇ ମୋତ ମାଗବତ  
ଉଠି ଯୋରା ଖେବକୁଟୀ ହାଇ  
ଅଭିଧାତୀ ମନେରେ

— ପୋପୀ ତାଷୁଳୀ  
ତୃତୀୟ ବାର୍ଷିକ କଳୀ

ଯାଜକର ଥୋଙ୍ଗେବେ  
ଭାବିଲେ ସମୟ ନହିଁଲ  
କାରୋବାର ।

“ନନ୍ଦାରେ ଯଦି ଜୀରନ ଧନ୍ତ କରେ  
ତରାର ଚକୁତୋ ଆଛେ  
ମାଉଦର ଡିଙ୍ଗାର ବେହାନି”  
ଏହି ଉତ୍କି ଲିଖା ଆଛେ  
ଆଶାଲତାର ସାକ୍ଷରିତ  
ଶେଷର ପଂକ୍ତିତ ।

ମୋର କିନ୍ତୁ ହୌହି ଉଠେ  
ନୟର ପାରିତ ଅକା ଚବୁରେ  
କବା ଏହି ଏଣାଲି ଦୃଷ୍ଟିତ ।

# মন

অস্ত আগতে আহি  
 আচিন কি হেল যাই  
 ইয়েতে ভিবণ দৈ  
 মনে মনে শুচি গ'ল  
 মন যোৰ বার্দ্ধ ইয়ে  
 পন্থ উল কমনাৰ ধস  
 মনৰ যথৰ বথি শুচি গ'ল  
 — যাত্ৰিৰ সন ॥

মন-যাত্ৰী শুচি গ'ল  
 পন আক অনুপন  
 ভাঙ্গে আজি মনোদল  
 মহাবে বিড়িয়াই যায় ।  
 শাস্ত্ৰ-আশ স্তু আক দুনাহু মনত  
 বাবিলোন ধন আছে  
 পৃথিবীক দেখৰ আশাৰে  
 জীৱনক জোখৰ আশাৰে  
 পৃথিবীয়ে সঠোবি জনায় ।  
 আজি জীৱনে যৌৱনে কান্দে  
 লোকাৰণাত কান্দে জনতাই  
 কাপো-গুণে ভৱপূৰ এই পৃথিৰী  
 যাত্ৰীৰ নিমিলে ছন্দ ।

মনে মনে শুচি গ'ল অগন্ত যাত্ৰী  
 আকাশে বতাহো ম'থো  
 বহু গ'ল ম'চুচুন  
 জৌধা জৌয়া গ'ক ॥

# মাটি

# আক

# বেদনা

— ছত্ৰৰঞ্জন দুৱৰা

বিচীয় বার্ষিক বিজ্ঞান

“କୋନ ମାଟି ହୁଏଇ ଏଟି  
 ଦେଖିଲୋ କେଲେ ? ମୋନା ଦିଲେ !  
 ମେନମୋ କେଲେ ? ମୋ ତୁମରେ !”  
 ମେଇ ଦନ ମେଲାଗେ କମଳାରେ କଥ  
 ମର ଦର ମର ମିଳି ଶାନ୍ତି ହୁଏ ଯଜୋ,  
 ହୁଏ ହାତି ମିଳି ଧୂଲି କେନର ଦଳ ଯଜୋ,  
 ଜେନେ ବାଇ ଏ କୋର ବୋଇ ନେଲାଗେ  
 ବିଜ୍ଞାନର ଜୟ ଦେବି ନ ଜାଣା ଜାଗେ,  
 ଜୁହିତର ପାବେ ପାବେ ଶାନ୍ତି ବନଗି ତ ଗାମ  
 ଚପାବର ବାହିତର ଆଶୀର୍ବାଦ ଆଜ୍ଞାରୀ ପାମ  
 ଜୀରନତ ହାହିବ ବାବେ ଯି ସଂଦ୍ରାମ  
 ଜୀରନତ ପ୍ରୀତିର ବାବେ ଯି ଛର୍ଣ୍ଣାମ,  
 ଆମର ବାବେ ସର ଜୀନର ଦାମ ସ୍ଵର୍ଗରେ ତାମ  
 ଧୂଲି ଧରଣୀତେ ମାନୁଷର ଜୟଗାନ ଡାମି ଗାମ ॥

## —ଗୀତ—

- ଜିତେନ ଛୁଟୀଯା

ପ୍ରାଣନ ଛାଇ ।

ମେଇ ଗାନେ ବୋରାଇ ସନ୍ଦି  
 ତ ଶା ଭଣ ପ୍ରେମର ନଦୀ  
 ଆମାର ବନନିତ ।

ସବେ ସବେ ଭାବାଇ ହାହି  
 ଦେଶେ ଦେଶେ ମିଳନ ବାହି  
 ଆମ ର ଧରଣୀତ ॥

ଏଥନ ଆକଶ ଲାଗେ  
 ସତ ପ୍ରାଣର ସଂଶୟ ନାହି,  
 ଏନ ପ୍ରଥିରୀ ଲାଗେ  
 ସତ ବୁଦ୍ଧ୍ୟା ଶୃଦ୍ଧା ନାହି  
 ସତ ଜୀରନେ ଜୀରନ  
 ଫୁଲ ବୁଟଲି ଚାବି ସ ଯ ॥

- \* “চনের কবিতার বপনাকেও আৰু দুটা ‘গুৱামুখ’  
বিলাস উৎসন্ন ফিৰি আৰু বিশ্বাসী এই মনো  
শক্তি আৰু অস্তুষ্টিৰ গভীৰতা নথে কিমে সেই  
বিলাস অমূল্য। কৰা উন্মত্তি”
- \* “ডান আধুনিক কবিসকলৰ পথ প্ৰৱৰ্ষণ  
হয় জামো ? ?

শ্ৰীনৃহস্ত পাদুনব স্থানোচনাত ১৩৩৫

নিৰ্মলা পুস্তক পাদুনব স্থানোচনাত কৈলাপুৰ  
১৩৩৫, পুঁথি, পৰ্বত, পৰ্বত ও আংতৰ  
কৈলাপুৰ বালুচ মুন্ড পৰ্বত পৰ্বত  
মহাদেশ এ কৈলাপুৰ বালুচ মুন্ড পৰ্বত কৈলাপুৰ  
শাহীকৈলাপুৰ পূৰ্বেই কৈলাপুৰ বালুচ মুন্ড  
মনস চক্ৰত আঞ্চলিক কুবি শাহীকৈলাপুৰ কবিসকলৰ  
কবিতাৰ কপকুল আৰু প্ৰষ্ঠীকৈলাপুৰ আংশিক  
চায়াই আৰু বি ধনিছিল; আৰু প্ৰকাৰে কৈলাপুৰ  
গুলো সমকালীন কাৰণ-সাহিত্যৰ প্ৰতীক ধৰ্মী  
আচৰ্ষণৰ পথ প্ৰদৰ্শন আছিল কৈলাপুৰে।  
অৱশ্যে ডনব মঢ়লো কবিতাই সমকালীন  
তথাকথিত কবিসকলৰ কাৰণৰ আচৰ্ষণ স্বৰূপ  
নহয় নাইৰা পৰম্পৰাৰা আৰু পৰিদিক্ষিৰ জৰিয়ে  
হেও সিঁহতক আটাইবোৰ সুন্দৰীয় বুলি  
অভিহিত কৈলাপুৰ সৰ্গীচিন নহৰ; কিন্তু প্ৰকাশ  
ভাগীৰ আংশিক মিল আৰু প্ৰতীক ধৰ্মীতাত  
ডনব কবিতাৰ লগত তেওঁলোকৰ কবিতাৰ  
সামৃশ্ক একেবাৰে বৃহৎ কবিত নোৱাৰিব।

এলিজাৰেথীয় যুগত বিকাশ আৰু বিস্তাৰৰ  
জৰিয়তে সাহিত্যাত যি তৰঙ্গ শীৰ্ষত ভৱসা-  
য়িত হৈছিল সেইয়া সপুদণ শক্তিকাত ক্ৰমে  
ক্ৰমে শাম কাটি ঘুঁঠল হিলোলত উপনীত  
হৈহিল। বাণিগত জীৱনৰ দৰে, সামাজিক  
আৰু সাহিত্যিক জীৱনতো জোৱাৰ আহে  
আৰু যায়— প্ৰৱল উদীপনাৰ বান উঠাৰ  
পিছত আহে শ্রান্তি আৰু আৱসাদৰ ভাৰ,  
এলিজাৰেথীয় গৰ সাহিত্যত যি নবীনধৰ্মী

## কবি ডানৰ কবিতা

মাহেন্দ্ৰ পদুনব  
তৃতীয় বার্ষিক কলা

ପ୍ରସତିତ ହେଲିଲ ତାବ କଲ୍ପନାର ଉତ୍ତମ ଉତ୍ତବ  
ଏଲିଜାବେଥୀୟ ଯୁଗତ ବତ୍ତବିନ କମି ଆଛିଲ ।  
ମେଘମୈର ଆଦିର ବଚନାତ କଲ୍ପନାର ଲଗତ  
ମନନ ଶକ୍ତିର ଏକ ଆଶ୍ଚର୍ଯ୍ୟମୟ ସମୟ ଆହି  
ପବିତ୍ରିଶ ସନ୍ଦିଓ ପରମତ୍ତ୍ମୀ ଯୁଗତ ଏହି ସମସ୍ୟବ  
ପରା ଆତିବ ଆଛିଲ, ବରଃ ପୂର୍ବର କଲ୍ପନାର  
ମହାବୀର ବୁଦ୍ଧିକ ଏହି ଯୁଗତ ମହିୟ ପ୍ରାଦାନ ଦି  
କଲ୍ପନାକେ ବୁଦ୍ଧିର ଅଧୀନଟିଲ ଆନିଲେ । ବୁଦ୍ଧିର  
କିମ୍ବା ଚେତୁବର ଲଗତ ସମତା ବାଖିବଲେ ଗୈ  
କଲ୍ପନାଟି ବ୍ୟାତିବସ୍ତ ହବ ଲଗା ହାଲ । ଏହି ବୁଦ୍ଧି  
ପ୍ରାଦାନାର ଲଗତେ କଲ୍ପନାର ଅନ୍ତୁତ ମୌଳିକତାଇ  
ମଧୁଦଶ ଶତିକାର କବିତାର ବୈଶିଷ୍ଟ ହୋରାର  
କାବଣେଇ ଓପରୋଲିଥିତ କବି କେଇଜନାର କବି-  
ତାବ ବୁଦ୍ଧିମତ୍ତାତେ (Intelectulism) ଡାନର  
କବିତାର ମୁହଁହୁବ ବିଶିକ ବିଶିକ ଶୁନିବଲେ  
ପୋରା ଯାଯ ।

ମି ସିକି ନହେକ ମଧୁଦଶ ଶତିକାର ଏହି  
ନତୁନ କାବ୍ୟବୀତିର ପ୍ରତିଷ୍ଠାତା ସେ କବିଜନ ଡାନେଇ  
(୧୫୭୩-୧୬୩୧) ଆଛିଲ ତାକ ବୃଦ୍ଧି କୋରାବ  
ଅରୋଜନ ନାଟି । ଜନ ଡାନର ସମ୍ବାଦୀୟ କବି  
ମନ୍ଦିର (Metaphysical School of  
Poets) କବିତାକ ସାଧାରଣ ତାମେ ଦାର୍ଶନିକ  
କବି (Metaphysical Poet) ବୁଲି ଆଖ୍ୟା  
ଦିଯା ହର, ମେଇ ବୁଲି ତେଁଲୋକର କବିତାତ  
ସେ କେବଳ ଅର୍ଥଗତ ଦାର୍ଶନିକ ତଥାଇ ପ୍ରାଦାନକେ  
ଆଲୋଚନା ହୟ - ସେଯା ନହୟ; ତେଁଲୋକର କବି-  
ତାତ ଦାର୍ଶନିକର ଅସାଧାରଣ ଦୃଷ୍ଟିଭନ୍ଦୀ ଆକ ମୌଳିକ  
ଚିତ୍ତା ପ୍ରଣାଳୀ ପବିଲକ୍ଷିତ ହୋରାର କାବଣେଇ  
ଡାଇଡେନ ଆକ ପିଛତ ଶ୍ରେ ଜନହନେ ଏହି ଆଖ୍ୟା  
ଦିଯିରେ । ବ୍ୟାରହତ ଏହି Metaphysical ଶକ୍ତିୟେ  
ଆଭିଧାନିକ ଅର୍ଥତ ବ୍ୟାରହାର ନକ୍ଷବିଲେଇ ତଳର

ଉଦ୍‌ଭିତ ଡାଇଡେନ ଦିଯା ସବପ ବାଧାର କିନ୍ତୁ  
ଆଭାସ ପାବ ।

"Dame perplexes the minds  
of the fair sex with nice specula-  
tions of philosophy, when he  
should engage their hearts and  
entertain them with the softness  
of love."

ଏହି ଖିନିତେ ବନ୍ଦୁ - ପ୍ରକୃତିର ଧରଣୀତ  
( Speculation about the nature of  
thing ) ଡାନ ନାଇବା ତେଁବେଳ ସମ୍ବାଦୀୟ କବି  
ମନ୍ଦିର ମିଟନର 'Paradise Lost', ପୋପର  
"The Essay on Man", ବା ଟେନିଜନର  
"In Memoriam" ଆଦି କବିତାର ପ୍ରତି-  
ଗତ ବୈଶିଷ୍ଟ୍ୟର ଲଗତ ସମ୍ପଦ ବଧା ନାହିଁ । ଏହା  
ଭାବର ଅଭ୍ୟବତ୍ତ୍ଵୀ ହୈ ନତୁନ ବିଶ୍ଵତତ୍ତ୍ଵର କଥାରେ  
ମନୋବାଜାର ଆରହ୍ତାକହେ ପ୍ରକାଶ କବିର ବିଚାରେ ।  
ତେଣେ ଧ୍ୱଣର ଉଦାହରଣ ତଳର ଉନ୍ନତାଶ୍ରବ ପରା  
ଆଗ୍ରମ୍ୟେ ।

At the round earth's emagin'd  
corners, blow  
Your trumpets, Angells, and  
arise, arise  
From death, 'your numberless  
infinities of Souls.....  
( Holy Sonnets VII )

ନାଇବା ।

And new philosophy calls all  
all in doubt,

The Element of Fire is quite  
put out;  
The sun is lost, and the Earth,  
and no means wit  
Can well, direct him where  
to look for it  
( An Anatomic of the world )

Metaphysical শব্দটোরে ইয়াৰ বচনা  
বিষয় বস্তুতৈক বচনা বীতি বা টাইলৰ উপৰততে  
বিশেষভাৱে গুৰুত দিয়ে; অৱশ্যে টাইল  
অভিজ্ঞতা তহে প্ৰতিফলন হয়। এই কবিদলৰ  
অভিজ্ঞতা বা চিন্তাপণালী আছিল বৃক্ষিমত্তাৰ  
কাৰখনাত গঢ়া, ইয়াতেই ভাৰৰ লগত মান-  
সিক দৃষ্টিৰ, কলনাৰ লগত বৃক্ষিক সময়সং-  
ঘটিল। তেওঁলোকৰ কাৰাত সহজে নোহোৱা  
নোপজা উপমাৰ প্ৰয়োগ প্ৰত্ৰ পৰিমাণে  
বিদ্যমান। সৌন্দৰ্য সৃষ্টিৰ অপেক্ষাকৃত মনক  
চমক লগাবৰ বাবেই তেওঁলোকৰ কাৰ্যৰ লক্ষ্য  
অধিক। উপমা, উৎপ্ৰেক্ষাদিব অভিনবহ প্ৰৱৰ্ত-  
নেই তেওঁলোকৰ অধিক কাম্য।

ডানৰ কবিতা যিদবে জটিল মেৰপাকৰ  
দ্বাৰা ছৰ্কোধা, সেইদবে তেওঁৰ জীৱনো জটিল  
আৰু বৈচিত্ৰ্যময়। বিখ্যাত ধনী সদাগৰ  
জন হে'ওডৰ পুত্ৰ হিচাবে জন্ম গ্ৰহণ কৰি  
তেওঁ পৰৱৰ্তী জীৱনত ভোগ-বিলাসৰ মাজত  
দিন নিয়াৰ পাৰিলেছেতেন। কিন্তু আবাক্ষিত  
প্ৰেম, জীৱনৰ অতি থকা এক ঐক্ষণ্যিক নোহ  
আৰু বিভিন্ন কৰ্মবহুলতাই তেওঁৰ জীৱনক  
হেমলেটৰ দৰে শোককুল কৰি তুলিলৈ।  
মৰুৰে পৰা ধৰ্মৰ প্ৰতিও তেওঁৰ আছিল

গভীৰ ঐতাহিকতা। এই প্ৰকাষ্টিকতাই কৰে  
জীৱন ভিজাবু কৰি দেলাত এইন লিঙ্গচৰ-  
ইন' আছিন কলেজৰ পৰা বিশ্ববিদ্যালয়ৰ উপা-  
বিৰ মোহ এৰি মেই পুৰণি মনোৰ ধা  
'বোমান কেথেলিক' ধন্দৰ পিলকে শপত খাই  
প্ৰতাশাৰ কৰি আহিবলৈ বাৰা কৰাবৈ আৰু  
লগে লগে তাৰ অনুসন্ধানৰ কাৰণে ইচামী  
আৰু স্পেইনলৈ যাবা কৰিলৈ। তাৰ পা-  
ঘৰি আহি তেওঁ Earl of Ellesmereৰ  
চেক্রেটবী হৈছিল। ইয়াৰ পিছত কৰে বাজ  
কীয় পুৰোটত, লিঙ্গম কলেজৰ অধ্যাপক,  
১৬১৯ চনত লড় ডাকাটৰৰ লগত জৰুৰীলৈ  
বৈত্যাত্মা আৰু অৱশেষত "চেইট প'লচ" ত  
গ্ৰীষ্ম ধৰ্মৰ উপাচার্য হিচাবে নিয়োগ হয়।  
ডানৰ বাক্তিহ আৰু মেৰা শক্তিক সম্মান জন্মাই  
Dr. Careyক স্থান স্থৰ কৰি ডান চেইট  
প'লচৰ উপাচার্যা হিচাবে নিয়োগ কৰিবৰ  
সময়ত এদিন দৃপৰীয়া আহাৰৰ আতিথা গ্ৰহণ  
কৰিবলৈ নিয়ন্ত্ৰণ কৰি বৰজাই এই বুলি কৈছিল:

"Dr. Donne, I have invited  
you to dinner, and though you  
not sit down with me, yet I  
will serve to you of a dish that  
I know you love well: for, know-  
ing you love London, I do  
therefore make you Dean of  
St. Paul's; and when I have  
dined, then do you take your  
beloved dish home to your  
study, say grace there to your-  
self and much good may it do  
you."

ଡାକ୍ ହେଲେ ତାର ପାଦ ଦେଖିଲୁ କାହାର ମାତ୍ରା  
ଏକମୟମେବେଳେ ଡାକ୍ ହେଲି ତାର ପାଦ  
ତଥା ଜଳ ଦେବେ କିମ୍ବା କାହାର ପାଦ ଏକମୟ  
ଗୋପନେ ଅନୁଦତି ହେଲା ଅବସଥା ଏକମୟ  
ଅଭିଭୂତ ହେଲା ଡାକ୍ ହେଲା ମାତ୍ରା କବନ୍ତୁ ତଥା  
କବିର ଲଗାଇ ପାରେ । ଏହି ଗୋପନ କିମ୍ବା କାହାର ଜଳ  
ଡାକ୍ ଭୀରନ୍ଦର ଲକ୍ଷ୍ଯ ବନ୍ଦରୁ କାହାରେ । ତାଙ୍କେ  
ଏହି ଗୋପନ ଦିବାହନକୁ ହଲେ ନାହିଁ ଅବିହିତ  
ହେ ଥକା ହଲେ ଡାକ୍ ହେଲା ତଥା ହେଲି ଉତ୍ସନ୍ମୟ  
ଦବେ ଭୀରନ୍ତେ ଉତ୍ସନ୍ମୟ କବି ହୁଲିବ ପରିଣେ  
ହେଲେ । କିନ୍ତୁ ତାର ମନିନ ତେବେ ଭୀରନ ହେ  
ପବିଲ ବାଲିଘବବ ଦବେ । ବାଞ୍ଛନୀ ପାଦରେବ  
ପରା ବିଚାତ ଶୋରାର ଲଗେ ଲଗେ ପ୍ରେନବ ଏହି  
ଶୋକବହ ଟ୍ରେଜେନ୍ଡିଯେ ବାସ୍ତଵରେତେ ତେବେ ହେଲେଟେବ  
ଦୂର “ଦୁର୍ଧର ସାଗର”, “ଦୁର୍ଧର ନିରା” ମଧ୍ୟ ମର୍ମ  
ଉପଲକ୍ଷି କବାଲେ । ଏହି ମନ୍ୟତ କବାଗବେବ  
ଭିତରର ପରା ତେବେ ପ୍ରେମିକାଲେ ଲିଖି ଡାକ୍ ଭିତର  
ଚିଠି ମୂହ “John Donne, Anne Donne,  
Un-done!” ନାମେରେ ସଂଗ୍ରହ କବି ବଗ୍ମି ହେଲେ ।  
ଏହି ଚିଠି ବିଲାକତ ପ୍ରେମ ସପ୍ତକୀୟ ତେବେ ଉପ-  
ଲକ୍ଷିବ ତୀର୍ଥକ ପ୍ରକାଶ ପୋରା ଘାୟ ।

କେଇବହୁ ମାନବ ପାହତ ଚାବ ଜର୍ଜ ମୋରେ  
ଡାନକ ମୁକ୍ତ କବି ଦି ପଲମାକେ ହଲେଓ ଜୀଯେକର  
ଲଗତ ବୈବାହିକ ସମ୍ମିଳନ ସଟାଇ ଆର୍ଟିଗ ପାଟୁ  
ମୂଳ୍ୟରେ ନବ ଦସ୍ତିକ ସାଦର ଜନୀୟ ।

ଡାକ୍ ବଚିତ ପୁଣି ମୂହ ହଲ ‘Pseudo  
Martyr’ (୧୬୧୦), ‘The Progress of  
the soul’ (୧୬୦୧), ‘An Anatomy of  
the world’ (୧୬୧୧ ଶୋକ କବିତା) ଆରୁ  
'Epithalamium' ଏହି ଅନ୍ତ ମୂହର କବିତାର

ପାତେ ୧) ମେର ମଧ୍ୟରେ (Amorous),  
୨) ମେର ମଧ୍ୟ କାହାର (Metaphysical),  
୩) ମେର ମଧ୍ୟ କାହାର (୪ ଶୋକ କବିତା  
(Eliza)) ଏହି ଚବିତଗତ ଗ କବିଦ ପରି ।

ପ୍ରେନବ କବିତା ଜନ ଡାକ୍ ନାଟିବା ତେବେ  
ମନଗୋଟିଏ କବିମାଲେ ଇମାନ ନିମ୍ନ କାବାତ ପ୍ରତିଷ୍ଠା  
ଲାଭ କବି ତିବଚିତି ପ୍ରଥାକ ପଦେ ପଦ ଉତ୍ସନ୍ମୟ  
କବି ତେବେକବ ଅତିଦୀନ୍ୟବ ମାଜାତ ବାସ୍ତରତ୍ୱ  
ଲମ୍ବାତେ ମୋରାଦ ମିଳନ କବିତିଲ । ହାବତୀୟ  
ବୈଷ୍ଣବ ଆମେ ମନ୍ୟ ମନ୍ୟବ କବିତାର କଟ-କଟନାର  
(Imaginary woo) ଦବେ ସମ୍ମନଶ ଶକ୍ତିକାର ଏହି  
ଇବାଜୀ କବି ଦନ୍ତବ ମାଜାତେ ଏହି କଟକଟନାର  
ଅତିଶ୍ୟା ଦେଖିବିଲ ପୋରା ଯାଏ । ଏହା ଉଦ୍ଦିଦବଗ  
ଦାତି ଧ୍ୟିଲେ ଏହି କଟ କଟନାର ଦ୍ୱରପ ମହାଜେ  
ଭାଗ୍ୟମୟ ହେ । ଡାକ୍ ଭୀରନ �Expiration ମନ୍ୟବ  
କବିତାତ କବିଦେ କୈଛ -

‘So, so, break off this  
last lamenting kiss,  
Which suck two souls,  
and vapours both away.  
Turn thou ghost that way,  
and let me turn this,  
And let ourselves  
benight our happiest day;  
We ask'd none leave to love,  
nor will we owe.  
Any so cheap a death  
as saying, “Go”.

ଏହିଦରେ ପ୍ରେମିକାର ଛାଟି ଆଜ୍ଞାର ମଧ୍ୟେ  
ମେତୁ ବାନ୍ଧି ପ୍ରାଣର ଅସୀମ ଭୃଷ୍ଟ ନିଃଶେଷ କବିବ

বিচারিষে। এয়া মানুহৰ পেট আৰু প্ৰেমৰ  
আদিম কৃধাৰ চিৰছন্দন বাসনা। ৰোমাণ্টিক যুগৰ  
প্ৰেমৰ ভাবতম্যতা এইবোৰ কবিতাত নাই।  
“The good Morrow” নামৰ কবিতাত কবিব  
প্ৰেমৰ পৃথিৱীখনৰ বিবৰে কৈছে যে পৃথিৱীৰ  
ভৌগোলিক মণ্ডল আৰু মেপ কেৰাটোও হৰ পাৰে,  
কিন্তু কবিব আৰু তেওঁৰ প্ৰিয়াৰ পৃথিৱী মাথো  
এটা।

‘Let Maps to others,  
worlds on worlds have shounε  
Let us posses one world,  
each hath one, and is one’.

ডান সকলো ফালৰ পৰাই সমসাময়িক  
কবিতাৰ ভাৰ আৰু বীতিত ব্যতিক্ৰম। আগৰ  
কবিতাৰ চিৰাচৰিত বীতি, কোমল আৰু সুলিলিৎ,  
যি প্ৰচলিত প্ৰথাৰ অনুবৰ্ণনত সহজ আৰু  
অপ্রত্যাশিত তাৰ বাবে ডানৰ চিৰছন্দন বিদ্ৰোহ।  
পূৰ্বৰ এই আগনিলগা একহৃষীয়া বীতিৰ অনু-  
সৰণৰ পৰা আতিৰিকলৈ গৈ ছুৰেৰাধি আৰু  
উৎকেন্দ্ৰিকতাৰ ফালে ফালৰি কাটি আছিল।  
তেওঁৰ কবিতাৰ গভীৰ আবেগ, ক্ষাবাজুভূতি  
আৰু সৌন্দৰ্য সৃষ্টিৰ পিঠিত আউজি আছে  
কল্পনাৰ তীর্যক বশি, বাক্টৈনদক্ষৰ জটিলতা আৰু  
অপ্রত্যাশিত ভাবে বিভ্রান্ত কৰি তোলা চমকনি।  
এই প্ৰবণতা অকোশিত হৈছে কেতিয়াৰা ইয়তো  
অবিশ্বাস্য অতিবঞ্চনত, শহং বা তুচ্ছ, সমুদ্ভূত আৰু  
উপহাসৰ বিসদৃংশ সম্মিলনত। তেওঁৰ এই  
আতিথীয়াৰ বিলাসৰ বাবেই কেতিয়াৰা মিজকে  
নিজে হাস্যাস্পদ কৰি তুলিছে। তেওঁৰ কবিতাৰ  
কল্পনাকীড়া আৰু বৃক্ষৰ বিদ্রুবিলাস ইমান

কিন্তু আৰু বিচিৰগামী যে মননশক্তি আৰু  
অস্ত্ৰদৃষ্টিৰ গভীৰতা নাথাকিলে সেই বিলাক  
অস্মসৰণ কৰাটো পাঠকৰ পক্ষে কঢ়িন হৈ  
পৰে। এই ক্ষেত্ৰত ডান আউনিঙ্গৰ পথপ্ৰদৰ্শক  
মহলেও পূৰ্বমূৰ্বী। আউনিঙ্গৰ কবিতাটো পথহাৰা  
নদীৰ দৰে একহৃষীয়া আবিছিন্ন আবেগৰ লগে  
লগে অতৰ্কিত গতি পৰিবৰ্তন, নৱ নৱ শাখা  
পথত প্ৰবাহমান। গন্ধীৰ নদীৰ কেন্দ্ৰিকতাত  
যি সহজ তাত তেওঁৰ বাবে কেনো আৰ্ট  
নাই।

ডানৰ প্ৰেম আদৰ্শবাদত প্ৰতিষ্ঠিত নহয়;  
ই সম্পূৰ্ণ ইন্দ্ৰিয়বিলাসী। এলিজাৰেথীয় যুগৰ  
চিড়মিৰ পৌৰুষ আৰু আভ্যন্তৰীণ সৰলত-  
পূৰ্ণ বীতিৰ ভাগ্য বিপৰ্যায় ঘটিল এই  
শংকাত। ডাটেবিয়েঞ্চৰ প্ৰেম, পেট্ৰার্কা-  
লোৰা, ছেলাৰ প্ৰতি চিড়মিৰ পূজাৰ বেদী  
কষ্ট-কল্পনাৰ শোকাকুল উত্তৰাধিকাৰীসকলৰ  
বাবে হৈ পৰিল ‘মডেল’। তেওঁলোকৰ কবিতাৰ  
উচ্চপ্ৰশংসিত প্ৰেমিকাক প্ৰতিষ্ঠাপিত বেদীৰ  
পৰা নমাই আনি তেজ মহেৰ প্ৰেমিক। হিচাবে  
গ্ৰহণ কৰিলে ডানৰ কবিতাই। ডানে সৌন্দৰ্য  
সম্পোনত দেখা পায় :

“If ever any beauty I did see  
Which I desir'd, and got, 't was  
but a dream of thee.”

সেই কাৰণে —

“My face in thine eyes, thine in  
mine appears  
And true plain hearts do in the  
faces rest.”

ଇଞ୍ଜିଷ୍ଟ୍ରାହି ତାରୁ ଡେବ କବିତା ଏବିଲ  
ଚାର୍ଯ୍ୟ, ଉଦ୍‌ବ୍ଲେଙ୍କ ପ୍ରତି ବାଣୀ ଆକେ  
ଅର୍ଥଭାବେ ଗୁଡ଼ିବଳର ବରେ ମନକ କେତେବେଳେ  
ଭାବକାନ୍ତ ଆକେ ମେରିବଳକ ମନେ ତେବେ  
ପ୍ରେମ କବିତାକ ଭାବ ସମ୍ମର୍ତ୍ତିର ଶୁଦ୍ଧିର  
କବ୍ୟ - ପ୍ରକାଶଭାଗିଆ ମୌଳିକତା ଆକେ ମହା  
ମନ୍ଦିର ଥାବେ ଏହି ଗୁଡ଼ିବ ମହାଶ୍ରୋଦ (Holy  
Sonnets:- I ath be not proud)

ଜନ ଡାମବ କବିତାର କୌ-କବନାଓ ଅନ୍ତର୍ଭାବ  
ଅନ୍ତର୍ଭାବ ଅନ ଅନ କବିବ କ୍ଷେତ୍ରଭ ଯି ମାଗିଥିବ  
ଅନନ୍ତର ମାତ୍ର, ମୌ ଡାମା ବାବେ ମରିବାପୀ,  
କେତ୍ତିର ପ୍ରଯନ୍ତା, ତେବେ କବି ସକପର  
ଗଭୀରତନ ଆକ ଅପରିହାରୀ ଆହ୍ଵାପକାଣ !  
ଇହତୋ ଇୟାବ କାବ୍ୟ ତେବେ ଚିତ୍ତାପଗାଲୀ  
ଆକ କବିଦଶତିବ ଟୁଂସ ଏହି ବୀତିବ  
ପାଦିଧିବ ମାଜାତେ ଆରକ ଥକାବ ବାବେ । ପ୍ରେମର  
କବିତା ବିଲକବ ମାଜାତେ ଦାର୍ଶନିକ ମତବାଦର  
ବହଳ ଉଲ୍ଲେଖ ପୋରା ଯାଯି । ଚାହିଁକ ଦର୍ଶନ ତେବେ  
କବିତାପୁନ୍ପର ମର୍ମକୋଯତ ନିହିତ ଥକା ଗନ୍ଧ !  
ତେବେ କବି କବନା ଢାଟକ ଚବାଇବ ଦବେ ମାଟିବ  
ପରା ଆକାଶବ ଫାଲେ ଉର୍କମୁଖୀ ହୟ - ଗଭୀର  
ତେବେ ଏଚ୍ଛା ପାନୀ ବିଚାରି, ଚନ୍ଦ୍ରକୋରବ ଦବେ  
ଜୀବ ଆକ ବସ୍ତୁ ଜଗତର ପରା ଉଦ୍‌ବ୍ଲେଙ୍କ ହୟ -  
ଆଧ୍ୟାତ୍ମିକ ଚିତ୍ତାବ ମାର୍ଦୀ ବାଜାତ ବିଚରନ  
କବିବଳେ; ଜୀରନବ ସହଜ ଭାବ ଆକ କାନ୍ଦା  
ବାମନା ବିଲାକ ତରୁ ସୌବଭତ ମିହଲାଇ ମେଇ  
ବିଲାକବ ଇଞ୍ଜିର ଗ୍ରହକ ଏକ ନବୀନ ଅନୁଭୂତିବ  
ଗୋ-ମୂଲିତ ଦୁର୍ବାବିଗ୍ନ୍ୟ କବି ତୋଲେ । ମେଇ  
କାବ୍ୟରେ ଡ୍ରାଇନେ ଆକ ଡଃ ଜନଚନେ ଡାନ  
ତେବେ ଅନୁଦର୍ତ୍ତ କବିସକଳକ ଇଞ୍ଜିଯାତିଗାନ୍ଧି  
ବା ଇଞ୍ଜିଯାତିମାରୀ (Metaphysical) ବୁଲି  
ହାଥ୍ୟ ଦିଇଛି ।

ଭନନ କେହିବଳନ ଶକେ କର୍ମକାଳେ ଉପରେ  
ଲିପିତ ହେବ । ୧୯୦୫ ବିଜୟନ ବଳେ ରାତି ଶ୍ରୀମଦ୍  
ଭଗବତ ହେବ କାହାର କାହାର ହେବ । ଧ୍ୟାନବଳେ  
କବିତ ହେବ କାହାର ହେବ । ଶିଥିବଳେ କବିତ ହେବ  
କାହାର ହେବ । କବିତ ହେବ । ମନ ଶବ୍ଦର  
ହେବ । ଧ୍ୟାନବଳେ କବିତ ହେବ । କବିତ ହେବ  
କବିତ ହେବ । ପ୍ରଥମ ଅନ୍ତର୍ଭାବ କବିତ ହେବ  
କବିବ ପ୍ରଥମବେଳେ ହେବ । କବିତ ହେବ । କବିତ  
କାବୀର କୁଣ୍ଡିବଳନା କବିଛିଲ । କିନ୍ତୁ ଡାମେ  
ଏହି ପ୍ରଥମକୋ ଦ୍ୱା ଦ୍ୱା ମେଇ ଅଧିଷ୍ଟାତ୍ରୀ ଦେଇଁର  
ଶ୍ରଦ୍ଧା ମାତ୍ର ଦୋଷରା କରିଛେ, କାବାବ ଏହି  
ଶକ୍ତିକ ଜୀରନ୍ତୁ କବିବଳେ ମେଇ ମ୍ୟାନ୍ଦୀ ଦେଇଁର  
ଚରତ କାକୁଟି ଜନୋରା ନାହିଁ । ତାବୋପବି  
ତେବେ ଧର୍ମମ୍ପକରୀୟ କବିତାବିନାକତ କବେ  
ଉପଦେଶବ ଫୁଲଜାବୀ ଛଟିଓରା ନାହିଁ, ମେଇବିଲାକ  
ତେବେ ଭ୍ୟାରାନକ ଭାଲ ପୋରା ବା ପୂଜା କବାବ  
ଏହି ପକ୍ଷତିହେ ।

"To be didactic is never the first intention of Donne's religious poems. But rather, to express himself, to analyse and lay bare his own moods a agitation, of aspiration and humiliation in the quest of God, and the surrender of his soul to Him." ଡାମର  
ଧର୍ମର ବିଶ୍ୱେ ଉଲ୍ଲେଖ କବି ଲେଖନେ କିଛେ ଯେ  
ତେବେ ଗ୍ୟାର୍ଡାଂକୁଟ ଧର୍ମୀୟ କବିତା ବିଲାକ  
ବକ୍ରିଗତ କାମନା, ଆତ ଖୁଟାନ ଧର୍ମଭବଦାର  
ପ୍ରକ୍ଷାରନା ନାହିଁ. କିନ୍ତୁ a passionate and

dramatic prayer to be delivered from temptations and distractions, to be made single-hearted, to find In God's will his peace?"

ডামব জটিল বাক্তিদ্বাৰ সংক্ষি দৰ্শন আয়োজন  
বাবে যিমান সাধন কৰে লগে বল ভাবে,  
অস্থান্ত কবিতাৰ কুনোত সিমান খিনি নহয়।  
বৰং চৰম জটিল বাক্তিদ্বাৰ অভিজ্ঞতা আৰু  
জ্ঞানৰ পৰিধিয়ে মেইনিমাক সহজ কৰি  
তুলিলৈ। আৰু শ্ৰীয়া আৰু আয়াৰ সৱলতাৰ  
বাবে তেওঁৰ জটিল বাক্তিদ্বাৰ বিনিময়ত  
বিচাৰে :

"Father of Heaven, and him,  
  by whom  
It, and us for it, and all else,  
  for us  
Thou madest, and govern't  
  ever, come  
And re-create mee, now  
  growne ruinous :  
My heart is by dejection, clay,  
  And by self-murder, red.  
From this red earth, O' Father,  
  purge away  
All vicious tinctures, that  
  new fashione !  
I may rise up from death,  
  before I am d ad.

মৃহু কি? মৃহুদেই আয়াৰ গিলন?  
কুনোকালৰ আয়াৰ কল্পকীয়া নিষ্ঠা শেষ কৈ

বাবে পৰমাদুৰে শৈত আৰি অনন্ত জ্ঞানত  
হৈ। উনৰ কৰিত কৰে প্ৰতিকৃত চান্দু:  
"One short sleep past, we  
  wake eternally,  
And death shall be no more;  
death, thou shall die."

(H. ly Sonnets)

বাঙালীত কবি হিতৈরে সহশ শতিকাত  
ডামব আমন সৰ্বশীৰ্ষ। বাঙ কবিতাবিলাঙ  
শোক কবিতাবিলাঙৰ মনে পৰিশ বহুৰ বাসা  
ভিতৰত লিখা। মেই বিসাকতো তেওঁ মিজুৰ  
বৃক্ষিমতাৰ পৰিষ দিব পাৰিছে। তেওঁৰ  
বাঙ বচন বীতিয়ে সমসাময়িক বচতো কবি  
সাহিত্যক প্ৰতিবিত কৰিছিল যদিও একেটা  
দোষত দেখী হোৱাৰ কাৰণে পৰবৰ্তী ঘৃণৰ  
বাঙালুক কি ডাইডেন আদিয়ে তেওঁক কৃতি  
কৰিছে। অনা কবিৰ প্ৰভাৱ ডামব প্ৰেত  
পৰিছে বল ক'মোৰে আৰু মেয়া হলেও  
ডামব তেওঁত বিপৰীতমুখী হ'ল। এজন বুলুল  
লিখা চিঠি ডামে মিজেই কৈছে : "I am  
no great voyager in other's works."

চন্দ্ৰ বন্ধনৰ ফেতৰত — প্ৰেম মূলক  
ধৰ্মসম্পর্কীয়। বাঙালীমূলক আৰু শোক কবিতা  
এই আটাইশিলাঙ্কে বিভিন্ন গান্ধীয়া আৰোপ  
কৰিছে। শোক কবিতা আৰু প্ৰেমৰ কবিতা  
প্ৰায়ৰোখ চৰে বীতিত লিখা। কিন্তু আটাইশিলা  
কবিতাৰ চন্দ্ৰ মাৰ্য্যা ভিন ভিন। মন গার্জিত  
কথিত ভাষাৰ কথ আৰু প্ৰাণেক পংক্তিৰ  
জোনাকী পক্ষয়াৰ খেলিদেলি পোহৰৰ দুৰে বৃক্ষে  
অনুজ্ঞাৰ ভাব এটি বৈ মায়।

ଡାନର କବିତା ମଞ୍ଚକେ ସମାଲୋକ ସକଳେ ଯିବେ କଣ୍ଠକ ନାହାଗେ ଡାନ ଆକୁ କେଉଁର ଦାବା ପ୍ରଭାବାଧିତ ସମଗୋତ୍ରୀୟ କବି ହାବାଟି, ଭନ୍ଦ ଲଭ୍ଲେଚ, ଚାକସିଂ ଅନିଯେ ଯେ ପ୍ରକୃତ କବିର ଶକ୍ତିର ଅଧିକାରୀ ଆଛିଲ ତାକ କେନେତେ ରାଇ କବିର ମୋରାବେ । ତେଣୁଲୋକର ପ୍ରତିଭାରେ ଦୀପ୍ତି ବୁଦ୍ଧିର ଯେବପାକର ଲଗତ ଭାବର ଆମ୍ବୁରିକତା ଆକୁ ଗଭୀରତାର ଏକ ଅପୂର୍ବ ସାମଞ୍ଜସୀ ଦେଖୁରାବ ପରାତେଇ ଜିଲିକି ଆଛେ । ଯୁଦ୍ଧର ଓପରତ ମେଣ୍ଟଲୋକେ ଏଟା ଶକ୍ତିକାର କାବାବ ପରିଦିଵ ବତ୍ତମଣେ ବିଷ୍ଟାବ କବିଲେ । ବିଶ ଶତାବ୍ଦୀର ଆବସ୍ତନିବ ପରା ଅର୍ଥାଂ ସମକାଲୀନ ମାହିତାତ ଘନନ ଶକ୍ତିର ଉତ୍ୟେବ ଲଗେ ଲଗେ ପରିଣତିରେ ହୈଛେ ତଥାପି ଭାବ ଗଭୀରତାତ ସ୍ଥାଯିତ୍ବ ଲାଭ କବିର ପରା ନାହିଁ । ଆଧୁନିକ କବିମଙ୍କଣ ବୋମାଟିକ ଯୁଗ ନାହିଁବା ଫୈଫେର ଯୁଗର କବିର ଦବେ ଭାବର ତନ୍ମୟତା ଆକୁ ଏକନିଷ୍ଠତା ଦେଖୁରାବ ପରା ନାହିଁ କିନ୍ତୁ ତାର ବାବେ ଆକେପୋ କବା ନାହିଁ, କିନ୍ତୁ ତାର ପରିବର୍ତ୍ତେ ଯୁଗୀ ଆକୁ ଜଟିଲ ଚିନ୍ତାର ମୌତ ଭାବର ଲଗତ ଆତି ପରେ ; କବିତାର ମାନ୍ତର ଆଧୁନିକ କବିର ଉଦ୍ଭାବ୍ତ ଚିତ୍ରର ଲଗେ ଲଗେ ଅନ୍ତିମ ପ୍ରତିଫଳିତ ହୈଛେ । ମେହି ଗଭୀରତାର ଥାଲି ଠାଇ ପୂର୍ବ କବିଛେ ବିଷ୍ଟାବ ଆକୁ ବୈଚିତ୍ରବ ଦାବା ।

ଆଧୁନିକ କବିମଙ୍କଳେ ମନକ ଭାବର ଉତ୍ସବାଲବ ମନୋହନ ଶକ୍ତିର ପ୍ରଚୟତ ଆଭ୍ୟାସମପନ କବିବ ନିବିଚାବେ । ମୋହିଯୋରା ସାପର ଦବେ ମୌନର୍ଧୀର ଯଦୃତ ମନେତନ ବୁଦ୍ଧିକ ଶୁଣାଇ ଥୋରା ଆଧୁନିକ କବିର ବାବେ ଯୁଦ୍ଧମଙ୍ଗଳୋ ନହେ । ଭନ ଡାନ ନାହିଁବା ତେଉଁର ସମଗୋତ୍ରୀୟ ମେଟାଫିଲିକେଲ କବିଦଲର କବିତାର ମାଜତ ଆଧୁନିକ ଏହି ବୁଦ୍ଧିଲଧାରା କାବ୍ୟକ ଐବିଷ୍ଟ ପରିଲକ୍ଷିତ ହୋଇବା କାବନେହି ତେଣୁଲୋକକ ଆଧୁନିକତାର 'ଅଗ୍ରତ' ବଲି କୋରା ହୟ । ତେଣୁଲୋକର କବିତାରେ ପ୍ରେମର ଚିବ୍ରହନ ମନୋତନୀ କପ ପରିବର୍ତ୍ତନ କିନ୍ତୁ ହୈଛିଲ । ଜୀବନବୋଧ ଆକୁ ମୌରମର ସାମଗ୍ରୀ ଉପଲକ୍ଷି ନକବି, ବନ୍ଦୁପାକୃତି ଆକୁ ଭାବର ତାଯତାତ ଭୋଲ ଗେ କାବାବ ପରିମର ବୁଦ୍ଧି କବାଟ ବାସ୍ତ ଥାଏ ସକଳବ ବିପକ୍ଷେ ଅଜୁହାତ ଦାଢ଼ିବା, ମୋବ ଆଟାଇତେକ ଭାଲ ଲଗା ଏହି ଯୁଗର ଶୀଘ୍ରଷ୍ଟାନୀୟ କବି ଟି. ଏଚ, ଇଲ୍‌ଲେସ୍‌ଟେବ ଏଟି ଉତ୍ତିବେ ଏହି ପ୍ରସମକୋ ମାନ୍ଦିବ ଖୁଜିଛୋ—ଏହି ବୁଲି "The example of Milton cannot help a modern poet to relate love and type writing.....Culture and Coffee cups, but example of Donne, Marvell and others may."

- N. B.—ମୌନର୍ଧୀ ହାନିବ ଆଶକ୍ତାତ ଉତ୍ୟେବ ଆଶକ୍ତାନ ନକବି ହେଲେ ଭାବେହି ଦିଯା ହ'ଲ ।
- ସହାୟ ଲୋରା ପୁଞ୍ଜିବିଲାକିଃ (1) A History of English Literature : by Compton Ricket. (2) Metaphysical Poetry From Donne to Butler.
- By Grierson.
- (3) A History of English Literature : Albert.

“ନିଜର ସବଖନ ପୁଣ୍ୟଳ ଭାବେ ନେବାଥି ଉଦ୍‌ବନ୍ଦାର  
ବଶବର୍ତ୍ତୀ ହେ ଆନ ପ୍ରାର୍ଥପମୋଦିତ ଗୋକର ଅବାଧ  
ସାଧୀନତା ଦିଲେ ସେଇଖନ ସବର ପତନ ଅନି-  
ବାର୍ଯ୍ୟ । ଏହି କଥାହି ଏବନ ଦେଶ ବା  
ଜାତିର କ୍ଷେତ୍ରରେ ପ୍ରୟୋଗ୍ୟ ।  
ଜାତୀୟତାବାଦର ଝୁଲୁ ସବଲ  
ତେଟିର ଓପରତହେ  
ଆସ୍ତର୍ଜାତୀୟତା-  
ବାଦ ପ୍ରକଟିତ  
ସମ୍ଭବପର ।”



କଣ୍ଠ  
ବାନ୍ଧିବାନ୍ଧ  
ଲାଘୁ ଲାଗ  
ଜ୍ଞାନିକାନ୍ତେ

# ଜାତୀୟ ଭାବ ଅମ୍ବାଯା ସାହିତ୍ୟର

**ଯି** କୋନୋ ଜାତିର ଉନ୍ନତି ଅରନତି  
ନିରପନର ମାପକାଟି ବା ସମ୍ମଲ ହିଲ  
ଜାତିଟୋର କୃଷ୍ଣି, ସଂକ୍ଷତି, ସାହିତ୍ୟ, ସ୍ଵକୁମାର  
କଳା ଆକୁ ଆଭନ୍ନିଯନ୍ତ୍ରନର ସାଧୀନତା, ଭୌଗୋଲିକ  
ପରିସୀମା ଆକୁ ପାରିପାର୍ଶ୍ଵିକତା ଅହସବି ଦେଶ  
ଏଥନର ଜାତୀୟ ଜୀରନେ ଗଢ଼ ଲାଗ । ଏହି ଜାତୀୟ  
ଜୀରନ ଅବିକୃତ ଆକୁ ଅଟ୍ଟଟ ବଥାର ଯି ପ୍ରଚେଷ୍ଟା;  
ଥୋବତେ କବଳେ ଗଲେ ମିଯେଇ ଜାତୀୟ ଭାରର  
ମୂଳ ବା ଗୁବି । ଏହି ଜାତୀୟ ଜୀରନର ଓପରତ  
ବିଜାତୀୟ ପ୍ରଭାବ ନପର୍ବାକେ ବଥା ଆକୁ ପରିବର୍ଦ୍ଧନର  
ଚେଷ୍ଟା କବା ପ୍ରତ୍ୟେକ ସଚେତନ ଜାତିରେ କର୍ତ୍ତବ୍ୟ ।  
ପୃଥିବୀର ପ୍ରତ୍ୟେକ ଜାତିର ଇତିହାସର ପାତତେ ଏହି  
ଜାତୀୟ ଜୀରନ ସଂବନ୍ଧର ଆକୁ ପରିବର୍ଦ୍ଧନର ପ୍ରଚେଷ୍ଟା  
ଦେଖା ଯାଏ । ଏହିଥିନିତେଇ ଏଟା ପ୍ରଶ୍ନ ଆହି  
ପବେ ଯେ ଜାତୀୟ ଭାରତ ଉଦ୍‌ଦୂକ ହୋଇବା ଜାତି  
ଏଟାର ଉନ୍ନତିର ପ୍ରଚେଷ୍ଟାଟି ଅନ୍ୟର ଅନିଷ୍ଟ ସାଧନର  
କିବା ସମ୍ଭାବନା ଆହେ ନେକି ? ଜାତୀୟତାବାଦର  
ନାମତ ପୃଥିବୀତ ବହୁତ ମହାନ କୀର୍ତ୍ତି ଆକୁ ଲଗତେ  
ନିଦାନର ପାପ କାର୍ଯ୍ୟର ମଂଘଟିତ ହେଛେ । ଦୁଇଧ  
ଜାତୀୟତାବାଦର ଉଲ୍ଲେଖ କବି ଏହି ପ୍ରଶ୍ନର ଉତ୍ତର  
ଦିବ ଲାଗିବ । ଏବିଧ ହିଲ ସୁମ୍ମ ଜାତୀୟତାବାଦ  
ଆକୁ ଆନବିଧ ହିଲ ଅସୁମ୍ମ ବା ଅନ୍ଧ ଜାତୀୟ-  
ତାବାଦ । ଶେବର ବିଧ ଜାତୀୟତାବାଦରେ ମାନର ଜାତିର  
କାବଣେ କଲାଣଜନକ ନହିଁ । ଅନ୍ଧ ଜାତୀୟତା-  
ବାଦତ ଉନ୍ମତ୍ତ ହିଟଲାରର କାର୍ଯ୍ୟ କଲାପେ ପୃଥିବୀର  
ବୁକୁଲୈ ଧଂଶର ଯି ବନା ନମାଇ ଆନିଛିଲ ତାର  
ସ୍ମୃତି ମାଥେ ରୋ ସିଦିନାର । କିନ୍ତୁ ଭୁଲ  
ଧାରଣାର ବଶରଙ୍ଗୀ ହୋଇ ଏକଶ୍ରେଣୀର ଲୋକେ ଯି  
କୋନୋ ଜାତୀୟତାବାଦକେ ଭାଲ ନହିଁ ବୁଲି କବ

খোজে। কেঁকে এইকথাষাৰ বুজা উচিত  
যে নিজৰ স্বৰূপ সুশৃঙ্খল ভাৱে নাৰাখি  
উদাবতাৰ বশবটী হৈ আন স্বার্থপ্ৰনোদিতলোকক  
হস্তক্ষেপৰ অবাধ স্বাধীনতা দিলে সেইখন স্বৰূ  
পতন অনিবার্য। এই কথাই এখন দেশ বা  
জাতিৰ ক্ষেত্ৰতো প্ৰযোজ্য। জাতীয়তাবাদৰ  
সুস্থ সবল ভোটৰ উপৰতেহে আন্তৰ্জাতীয়তাবাদ  
প্ৰতিষ্ঠা সম্ভৱপৰ। জাতীয়তাবাদী ভাৱধাৰাৰ  
অতি সন্দিগ্ধ এই শ্ৰেণীলোকৰ প্ৰতি মাহাত্মা-  
গান্ধীৰ উত্তৰ হল—

"It is impossible for one to be an internationalist without being a nationalist. Internationalism is possible only when nationalism becomes a fact. It is not nationalism that is evil. It is the narrowness, selfishness, exclusiveness which is the bane of modern nation, which is evil."

এতিয়া দেখা গল নিজকে সংস্কৰণ ভাৱে গঢ়ি  
তুলিবৰ বাবে প্ৰত্যেক জাতিয়েই সবল আৰু সুস্থ  
জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্রাণিত হোৱা  
দৰকাৰ। অসমৰ মাটি, পানী, বায়ু ভৌগোলিক  
পৰিসীমা আৰু পাৰিপাশ্বক তাৰ ভিত্তিত গঢ়ি উঠা  
যি জাতীয় ভাৱ সেয়ে হৈছে অসমীয়াৰ জাতীয়তা-  
বাদ।

অসমীয়া জাতি অতীজৰ পৰা জাতীয়ভাৰ  
সচেতন। যেতিয়াই ইয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ  
উপক্ৰম হৈছে তেতিয়াই সিংহবিক্ৰমেৰে গঞ্জি উঠি  
নিজ অস্তিত্ব বক্ষা কৰিছ। আৰু ঐতিহাসিক

যুগত অসমীয়া সাহিত্যত জাতীয়তাবাদৰ কি কৃপ  
আছিল তাক জনাৰ বিশেষ উপায় নাই। আহোম  
সকলৰ আগমনৰ সময়ৰ পৰাইহে অসমৰ ধাৰা-  
বাহিক বুৰঞ্জী লিখিত হৰ ধৰে। এই যুগত  
বুৰঞ্জী সাহিত্যবোৰত আমি জাতীয় ভাৱৰ অনেক  
সমল পাওঁ। সেইসময়ৰ অসমীয়াৰ জীৱনী শক্তি  
আছিল প্ৰানোছল গদা, সবল আৰু বৰুনমুক্ত।  
এনে এখন প্ৰাণপ্ৰচুর্যোৰে পৰিপূৰ্ণ সমাজৰ কথা  
প্ৰতিফলন হোৱা বুৰঞ্জী সাহিতা সমূহ যে জাতীয়  
ভাৱৰ মণি মৰক্তেৰে খুন্দখাই থকা ভঁৰাল হৰ  
তাত কোনো সন্দেহ নাই। এই জাতীয় ভাৱৰ  
অফুৰন্ত ভঁৰালৰ পৰা কেইশাৰীমান বাক্য উন্নত  
কৰিয়েই অতীত অসমীয়া সাহিত্যত জাতীয়ভাৰৰ  
বুজ লব পৰা যায়। মোগলক কৰভাৰ দিব-  
লগীয়া তোৱাত আআগোৰৰত আঘাত লগাত  
স্বৰ্গদেৱ চক্ৰবজসিংহই গঞ্জি উঠিছে—“বঙালৰ  
অধীন হৈ থকাতক মৰণেহে যুগ্মত” বামসিংহৰ  
নেতৃত্বত অগণন মোগল সৈন্যৰ অসম আগমনৰ  
বাতৰিত স্বদেশ আৰু স্বজাতিৰ ভৱিষ্যত চিন্তা  
কৰি মহাবীৰ লাচিতে অক্ষেপ কৰিছে—“মই  
ফুকনৰ দিনত দেশৰ এনে দশা হল। মোৰ  
বজা বক্ষা হৰ কেনেকৈ? মোৰ বাইজ বক্ষা হৰ  
কেনেকৈ? পাচলৈকে বা বক্ষা হৰ কেনেকৈ”  
ডাঃ সুৰ্যাকুমাৰ ভূঞ্জি দেৱৰ ভাষাত—“লাচিতৰ  
এই বচন ফাঁকি একেবাৰে আধুনিক ধৰণৰ  
আচৰিত কথা এইয়ে তিনিশ বছৰ পূৰ্বে অসমৰ  
সেনাপতি লাচিত বৰফুকনে নেছনেলিজম্ বা জাতী-  
যতাবাদৰ এনে সুন্দৰ বিশেষণ কৰিব পাৰিছিল।”  
মোগলৰ অধীনত থকা বঙ্গদেশ আক্ৰমণ কৰি  
কৰতোৱা নদীলৈকে বিস্তৃত হৈ থকা প্ৰাচীন  
কামৰূপ বাজ্যৰ সীমা পুনঃ প্ৰতিষ্ঠা কৰাৰ  
মানসে স্বৰ্গদেৱ কুন্ডসিংহই আগবঢ়োৱা প্ৰস্তাৱ  
সমৰ্থন কৰি ডাঙৰীয়া সকলে কৈছিল

“কবতোয়া গঙ্গা সীমা কবি আমাৰেহে বাজা,  
আমি মন কাৰ নেদিবৰ দ্বাৰাইতে শক্রে  
লৈছে। বজা তলে তাৰ শক্রক মাৰি আপোনাৰ  
সীমনা বাধি বাজা লৱনেসে যোগা। স্বাদেৱৰ  
পূৰ্বে পুনি বজাদেৱে তেজ শক্রৰ বলে  
বজামাটি ডোই কবতোয়া গঙ্গাত খাণ্ডা পথালি  
গৈছে”। এইবোৰ উক্তিয়েই প্ৰমাণ কৰে  
সেইসময়ৰ অসমীয়া জাতি কিদৰে সবল জাতীয়  
ভাৱত উন্মুক্ত আছিল, কিদৰে স্বাধীনতাৰ  
মৰ্মবাণী প্ৰতোকৰ দুদয়ত অনুৰণিত হৈছিল  
আৰু কিদৰে তাক কাৰ্যাত পৰিণত কৰিবলৈ  
যত্ত্বান হৈছিল। সেইসময়ৰ এটি ভাৱধাৰ  
বুৰুঞ্জীত সাহিত্যত প্ৰতিফলন হৈছিল। আমাৰ  
বুৰুঞ্জী ভাণ্ডাৰত এনে অমৃলা মনিবৰু আৰু  
আলোখ আছে।

জাতীয় জীৱনৰ কেৰোণসমৃহ দূৰ কৰি  
এক শুশৃষ্ট সৱল জাতিগঠনৰ আদৰ্শেৰে অনুপ্রাণিত  
হৈ বিভিন্ন দেশৰ বন্ধতো কৰি সাহিত্যিকেই  
হাতত কলঘ তুলি লৈছে। ধৰ্মৰ গ্নান,  
অধৰ্মৰ অভুথান আৰু দুৰ্বীলি জৰাগ্ৰস্ত হৈ  
যি সঘয়ত অসমীয়া জাতিৰ অস্থিতি বিপন্ন  
হৰুৰ উপকৰণ হৈছিল সেই সঘয়তে আবিৰ্ভাৱ  
হৈছিল শ্রীমন্ত শক্রবৰ। জাতীয় দেহৰ কল্যাণ  
কালিগ'বোৰ বিনাশ কৰি এক নতুন আৰু  
সুসংস্কৃত অসমীয়া জাতিগঠনৰ প্ৰচেষ্টাত শ্রীমন্ত  
শক্রব যদি জাতীয় ভাৱেৰে অনুপ্রাণিত হৈছিল  
রুলি ধৰি লওঁ তেতিয়া আৰি কৰ লাগিব যে  
শক্রবদেৱ আৰু তেওঁৰ অনুগামী সকলৰ সৃষ্ট  
সঘস্ত লিখনীতে জাতীয়তাৰ ভাৱধাৰা পৰিষ্কৃত  
হৈছিল। শক্রবদেৱ জাতি গঠনৰ প্ৰচেষ্টাই  
সাহিত্যৰ মাজেৰে বিকাশ লাভ কৰি সেই

সময়ৰ অসমীয়া সমাজক পত্ৰনোচ্চৰ অনুস্থান  
পৰা বক্তা কৰিছিল।

জাতীয় ভাৱন শুলি হইলৈ তব পাৰে।  
প্ৰথমতে, বিদেশী শাসনৰ শোষণৰ প্ৰতিকাৰ  
বিচাৰি; বিটীয়তে শ্ৰেচলিত শাসন বাৰছাত  
থকা বাজনৈতিক আৰু আবনৈতিক অসামাজিক  
ভাৰ্তাৰ কৃষি, সন্তুষ্টি আৰু ভাৰা জননীৰ  
চৰলগ্না আৰছাব মৌৰৰণৰ মাজেদি। শক্রব  
দেৱল দিনত অসম আকাশ স্বাধীনতাৰ হিবণ  
কিবণেৰে জোতিয়ান আছিল যদিও সামাজিক  
অনুষ্ঠি, অঞ্চাচাৰ আৰু ব্যভিচাৰৰ কলীয়া  
ডারেবেৰে আছৱ আছিল। ধৰ্মৰ নামক  
পুৰোহিত শ্ৰেণীয়ে চলোৱা বাৰসায় আৰু  
অস্পৃষ্টতাৰ বাচৰিচাৰত মৃক দৰিদ্ৰনাৰ্থৰ  
ছবৰস্থা দেখি শ্ৰীনন্দ শক্রবৰ প্ৰাণে কান্দি  
উঠিল। দেশৰ এনে এক সকিঙ্কণত জাতীয়  
ভাৱেৰে উন্মুক্ত হৈ শক্রবদেৱে অসমীয়া জাতিক  
মুক্তিপথৰ সকান দিছিল - সাহিত্যৰ যোগেদি।

জাতীয় ভাৱধাৰাত অসমীয়া কবিণ যথেষ্ট  
চহকী। “অতীতৰ জয়গান, পৰাধীনতাৰ গ্নানি  
আৰু অৱসাদ, জাতীয় ক্ৰিক্যাৰ প্ৰতি উদাত্ত  
আলান, আৰ কথাত কবিতাত দ্বদেগ প্ৰীতিৰ  
প্ৰৱাহ বেজবকৰাতে আৰস্ত হয় আৰু স্বাধীনতা  
আন্দোলনৰ দ্বাৰা সেই ভাৰ পৰিষৃষ্ট হৈ বিংশ  
শতাব্দীৰ তৃতীয় চতুৰ্থ (১৯২০-৪০) দশকত হেনে  
ভাৱৰ কবিতাৰ জোৱাৰ আহে” - (ডাঃ সতোন  
শৰ্ম্মা)। পৰাধীনতাৰ আমোলত দেশপ্ৰেমত  
উন্মুক্ত কবিসকলৰ লিখনীত দেশগাঢ়কাৰ মুক্তিবি  
আহিবান আৰু জাতিব হৰ্দিশাৰ প্ৰতিষ্ঠিবি ফুটি  
উঠিল। গদাৰ দৰে বেজবকৰাদেৱৰ কবিতা

ମୁହଁତା ଜାତୀୟ ଭାବର ପବିତ୍ର ପୋରା ଯାଏ । ଦେଖକରିବ ଅଭିଭୂତ ଲେଖନର ପଶ ଓଲୋରା ‘ଅମ୍ବର ଭାବଭୂତି’, ‘ମୋର ଦେଶ’, ‘ବୀଗ ଆକ ବବାଗୀ’ ଆଦି କୃତଙ୍କ ସଦେଶପ୍ରେସର ଗଭୀର ଅଭିବାକ୍ତି ଦେଖି ଯାଏ । ଦେଖକରିବ ଚିତ୍ରପ୍ରକାଶନୀ ଆଛିଲ ସଦିଏ ସାଥେ ଆକ ଦ୍ୱାରା ମଦମ ପାଠବିବ ପରା ମାଛିଲ । ମେହେତେ ତେଣୁ ଗାଇଛିଲ—

“କୁଟୁମ୍ବ ଦବେ ବରାନ କାଟ ଆଚେ ଶୋରା  
ଦ୍ୱାରା ଆହା ସମ୍ମାନି ତଥାପି ନୋପୋରା”

ଦେଖକରିବ ଆମର ଜାତୀୟ ସମ୍ମାନି “ଆ” ମୋର ଆପେନାର ଦେଶ” ଗାଟି ଆକ ଶୁଣି କୋନ ଅମରିଯାର ଅମ୍ବର ଜାତୀୟ ଭାରତ ଫୁଲି ଭୁଟିବ, କୋମ ଅମରିଯାର ଅମ୍ବର ସଦେଶପ୍ରେସର ଅନ୍ତରେ ପରଗାଇ ଦୋଳନ ଦି ନାହାବ ।

“ଆ ମୋର ଶୁରୀଯା ମାତ  
ଅମଗର ଶୁରୁଦୀ ମାତ  
ପୃଥିବୀର କତୋ  
ବିଚାର ଜନଗାଟୀ  
ନୋପୋରା କବିଲେଓ ପାତ”

ଜାତୀୟ ସମ୍ମାନର ଏହି କଲିଟୋଯେ ମାତ୍ର-  
ଭାବର ପ୍ରତି ମନତ କି ଯେ ଏକ ମିଠା ଅନ୍ତର୍ଭୂତି  
ଜଗାଇ ଫୋଲ ମି ବରନାତୀତ । ତେଥେତର “ବୀଗ  
ଆକ ବବାଗୀ” କବିତାଟୋତ ହୁଥିଲଗା ଅତୀତର  
ଦିନରୋବର ପୁନରାୟତି ବବାଗୀର ମୁଖର ପରା ଶୁଣିବ  
ଥୋଜା ନାହିଁ, ଶୁଣିବ ଥୁଜି ଛ ଅତୀତର ହୋରର  
ଜୟଗାନ ହେ ।

‘ଜୋନାକ୍କ’ର ଅନୁମାନର ଲଗେ ଲଗେ ‘ବାହି’  
ଆକ ‘ମିଲନ’ ଏହି ହୁଥିନ କାକତେ ଅମରିଯା କବିତା  
ପ୍ରଚାରତ ଆଗଭାଗ ଗ୍ରହଣ କରେ । ଏହି ସମୟର  
ଯତୀକ୍ରମାଧିକ ଦୂରର, ବୟୁନାଥ ଚୌଧୁରୀ ଆଦିର

କବିତାତ ଜାତୀୟବୋଧାଙ୍କ କବିତାର ଶୁଦ୍ଧ ମେଥା  
ନେଥାଯ । “ବାହି” ଆକ ‘ମିଲନ’ର ସମସାମ୍ୟିକ  
ଅଧିକାଗିବି ବାଯଚୌଧୁରୀରେଇ ‘ଚେତନ’ଟି ଆଦୁନିକ  
ଅମରିଯା କବିତା ପ୍ରଚାରବ ନେତୃତ୍ବ ଗ୍ରହଣ କରେ ।  
ବାହି’ ‘ମିଲନ’ ଆକ ‘ଚେତନ’ର ଶେଷର ଯୁଗତ ଜାତୀୟ  
ଆନ୍ଦୋଳନର ତୌରେ ଭାବତ ତଥା ଅମର ଇମ୍ବର  
ମିଶ୍ରବ କଂପାଇ ତୋଲେ । ମେହିକାବରମେ ତ ତଦାନୀନ୍ତମ  
କୋମୋ କବିବ ଜୀରନତ ଜାତୀୟ ଆନ୍ଦୋଳନର  
ଉଂସାହ ଉଦ୍‌ଦେଶ୍ୟର ପ୍ରଭାବ ପରିଲଙ୍ଘିତ ହୟ ।  
ବାଯଚୌଧୁରୀରେଇ କବିତାତ ଏହି ଭାବର ବେଳି  
ପ୍ରଭାବ ଦେଖି ଯାଏ, ତେଥେତର ସମଗ୍ର ଜୀରନ  
ସଦେଶ ଆକ ସଜାତିର ମଦ୍ଦଳର କାବଣେଇ ଉଂସଗୀ-  
କୁତ । ତେଣୁ ସଦେଶପ୍ରେମମୂଳକ ପ୍ରତିଟୋ କବିତାଟି  
ଯେଣ ଏହି ଏହି ଶୁଲିଙ୍ଗ । କି ତେଜୋମୟ  
କବିତା ସମ୍ମହବ ଭାବା ଆକ ପ୍ରକାଶଭଙ୍ଗୀ ।  
ମେହେତେ ତେଣୁକ ‘ଅମର କେଶବୀ’ ଉପାଧିରେ ବିଭୂ-  
ଷିତ କବି ଯୋଗାଜନର ପ୍ରତି ଉପଯୁକ୍ତ ସମ୍ମାନ  
ଯଚା ହେବେ । ବାଯ ଶୈଖବୀରେଇ ଦେଶପ୍ରେମମୂଳକ  
ଅନେକ ଗୀତୋ ସଚନା କରିଛେ । ମହାଦେଶତ  
ଜାତୀୟ ଜାଗରଣର ସମୟତ ଦିଜେନ୍ଦ୍ରଲାଲ ବାଯର  
ସଦେଶୀ ଗୀତୋରେ ଯି କାମ କବିଛିଲ ଅମରତୋ  
ବାଯଚୌଧୁରୀରେଇ ଜାତୀୟଭାବୋଦୀପକ ଗୀତୋରେ  
ମେହ କାମକେ କରିଛିଲ । ‘ଜୀରନର ଉଦ୍ଦେଶ୍ୟ’  
ନାମେ କବିତାତ ତେଣୁ ଲିଖିଛେ—

‘ଯି ଜୀରନତ ଦେଶ ମେରନତ  
ଆୟାଭ୍ରତିର ଅନମ ଶିଥା ନାହିଁ,  
ମେହ ଜୀରନତ ନାହିଁ ଆବବତ  
ପ୍ରଯୋଜନର ଉଚ୍ଚଦାବୀ ଭାଇ ।’

ମହିଳା କବି ପଦ୍ମଶ୍ରୀ ନଲିନୀବାଲା ଦେବୀର  
କବିତାତେ ଦେଶପ୍ରେମର ବୋର୍ତ୍ତି ସ୍ଵତ ପରିଚାର  
ପୋରା ଯାଏ ‘ଜନମଭୂତି’, ‘ନାରୀ’ ଆଦି କବିତାତ ।

‘জনমত্তা’ কবিতাটো জাতীয় ভাবৰ এক উৎ-  
কৃষ্ট ম দির্ঘন, মাতৃভূমিক কবিয়ে ঈমান  
ভাল পা যে তেওঁৰ মানত এই ষাইন  
প্রতোকটি ধূলিকণাটি পবিত্ৰ, সেয়েহে তেওঁ  
এইখন দেশতে ঘূৰি ঘূৰি জনম লব বিচাৰে।

“অ মোৰ চেনেষী দেশ,  
তোমাৰ দৃঢ়ীয়া পঁচা  
বচা তাত শান্তিৰ সবগ  
ক'ত পান এনে গ্ৰীতি  
সবল প্ৰাণৰ ভাবা  
সেৱাৰ মতিজ্ঞাময় তাগ।”

‘নাৰী’ কবিতাটোত লিখিকাহি অসম ভগা  
ভাবতৰ নাৰীশক্তিলৈ আছুন জনাইছে; এতিয়াও  
বহুদিশৰ পৰা জৰ্জবিত ভাবতৰ অধীনত'ৰ  
মন্দিবত তাগৰ বন্ধি জনাবলৈ।

আগৰ চামৰ কবিসকলৰ ভিতৰত বেজ-  
বকৰাৰ কবিতাত জাতীয় ভাবৰ অৰাহ থাকিলেও  
পিচৰ যুগৰ কঠলাকান্ত ভট্টাচাৰ্য আদিব  
কবিতাৰ মাজেদিহে এই ভাৱৰ প্ৰাৰহে পৰি-  
পূৰ্ণতা লভে। বেজবকৰাৰ ভাৱ আছিল  
“আমাৰ দেশ চহচী, আমাৰ দেশতেই সকলো  
আহে; আমাৰ দেশৰ অতীত স্মৃতিৰ কাহি-  
নীয়েই আমাৰ গৌৰৱ।” কিন্তু কঠলাকান্তৰ  
কবিতাই দেখুৱাই যে “তাতোকৈ আমি বেহি  
গৌৱৰৰ পাত্ৰ হৰ পাৰিম যদি দেশৰ চহা  
অৱস্থাক সংক্ষাৰৰ মাজেদি উল্লত কৰি তুলিব  
পাৰো।” ‘জাতীয় গৌৱৰ’ কবিতাত তেখেতে  
লিখিছে—

“কত পৰিশ্ৰান কৰি কবিজনে  
মাজিলে গৌৱাই কেৱল বুথাই,

আৰি অসমৰ দেশৰ মাজেত  
তিবি তক বাহুতা নাই,  
শৰ পৰে দেখো জীৱনৰ  
চৰিয়ে কেৱল ভজতত সীমা।

‘পাইনলি’ আৰি ‘চৰলোৰে লেখা’ এই  
কবিতা ইটাও ভট্টাচাৰ্যদেৱৰ জনম দেশপ্ৰেমৰ  
উৎকৃষ্ট নিদৰ্শন। দশৰ দক্ষিণত কবিব অসমৰ  
ঠাইকাৰ কৰি উচ্চে, কিন্তু পৰাদীন দেশৰ  
মাজেতৰ মৰ ভাৱ মাজু কৰাৰ স্বাদীনতাকনো  
নাই।

“দেশ হথে দক মোৰ তাপিত পৰাণ,  
হতাশৰ খন্দা থোৱা মনৰ ভিতৰ ;  
শোকৰ জোঙাল শেলে কৰে বিদৰণ;  
বিনাৰ মোৱাবো, ভয়—লাগেৰ জগৰ।”

ইয়াৰ বাবিবেও শৈলধৰ বাজগোৱা দেৱৰ  
'পায়াণ পতিবা', ডিমেঘৰ লেওগুৰ 'শাপমুক্তা'  
আৰি 'বৰদোৱা', বিনৰচন্দ্ৰ বকৰাদেৱৰ 'আগিয়া'  
ঠুটিব বীৰ, 'গড়গাঁও' আৰি 'ভাৱতৰ্বা' আদি  
কবিতাসমূহতো উল্লল জাতীয় ভাৱৰ বেজনি  
দেখা যায়। প্ৰেমৰ কৰি দুলি থাত গনেশ  
গাঁগৰ কবিতাটো স্বদেশ আৰি স্বজাতি গ্ৰীতিৰ  
পৰিচয় 'জয়া', 'কঞ্চীৰ' 'গ্ৰীগ্ৰীণকৰদেৱ' আৰি  
'ত্ৰয়োদশ শতিকাত মোৰ অসম' আদি কবি-  
তাত পোৱা যায়। শেয়োক্ত কবিতাটোৰ এটি  
প্ৰক্ৰিয়া হৈছে—

“অসম ঘূৰক উঁঠা স চিত ছেজেৰে  
আহিৰ কাৰণে কৰা কুছু স্বার্থ তাগ  
‘স্বদেশ ডাঙৰ মোৰ নহয় বে গাই’  
এইয়ে হক মৃলঘৰ্ত্ত এইয়ে যজ্ঞ যাগ,”

অসমীয়া কবিতার অগত্য নতুন ভাব-  
ধাৰাবে আলোড়ন তোলা দেৱক'হু বকৰা  
দেৱৰ জাতীয় ভাবধাৰাবে সিকু 'লাচি ফুকন'  
কবিতাটো অসমীয়া কাৰী ফুলনিৰ এপাছি  
ফুলকি ফুল। অটীত অসমৰ শৌর্যা দীৰ্ঘাৰ  
ইমনাত বৰ্তমান অসমৰ শোকলগা অৱস্থা  
লক্ষণ কৰি কৰিয়ে গাইছে—

“লাইচন এটি বিশাল পাবত  
মাই আৰু অসমীয়া  
মৰি চাকি ঢুকাল সকলো  
চিৰ চাৰ ন'ষ্টকিয়া।”

দেৱত একালে এন্দৰৰ 'অহৰত' স্বদেশ-  
প্ৰেমৰ চৰ দইছে একে সময়তে আৰু এন্দৰ  
আকোঁ চোৱাং কাৰবাৰ আৰু হৰ্ণোত্তি লিখু।  
একধৈৰী যেতাটি বাতিবত বৰ বৰ বৰ্ত্ততাৰ  
ফুলজাৰি দিছে শান্ত'তেদি ল'ভজনক আৰ-  
কাৰী ডাৰোগাৰ চাকৰি বিচাবিছে। এই  
বোৰকে দেখি কৰি অস্তৰে দিহোহ কৰি  
উঠিছে। কৰিব গভীৰ আশা আৰু আয়  
প্ৰতাৰ অছে যে আনিৰ পূজাৰ বাবে যথা-  
সৰ্বদৰ্শ তাগ কৰিবলৈ অসমৰ ডেকাশক্তি  
আজিও সাজু। দেশৰ ডেকাশক্তি লাচিতৰ  
দৰে শৌর্যা বীৰ্যা কামনা কৰি তেওঁ গাইছে—

“দেশৰ কাৰণে আজিও বিনায়  
হেজাৰ ডেকাৰ চিয়া  
দেশৰ সেনানী ! আকোঁ মাথো  
এৱাৰ হুকুম দিয়া,  
আকোঁ এৰাৰ শুনোৱা তোমাৰ  
বণ-জাহান বাণী  
আকোঁ এৰাৰ বঙা কৰি গৰো  
লুইতৰ বগা পানী”

পদ্মব চলিছানৰেৰ 'ফুলনি,' 'স্বাভৱসন্তীত'  
'গীতলহৰী' এই তিনিখন গানৰ পৃথি আৰু  
'শৰাই,' 'বংপুৰে কথা কয়' আদি কবিতাৰ  
পৃথিয়ে তেথেতৰ স্বদেশীতিৰ পৰিচয় বহন  
কৰে। প্ৰসন্নলাল চৌধুৰীৰ কবিতাটো স্বদেশ-  
গীতিৰ পৰিচয় পোৱা যায়।

স্বাধীনতা আন্দোলনৰ সময়ত এক বিদেশী  
শক্তিৰ প্ৰতি বিযোদগাৰ জাতীয়তাবাদী কবি-  
সকলৰ লিখনীৰ প্ৰধান সমল আছিল। এতিয়া  
স্বাধীনতাৰ আমোলত জাতীয়তাৰ সংজ্ঞাৰ  
বেলেগ হৈছে। স্বাধীনোভৰ কালতো জন-  
সামাবণৰ বিলাই বিপত্তিৰ শেষ হোৱা নাই।  
অৰ্থনৈতিক অসামাতা আৰু সামাজিক বৈষম্যা  
আজিও সমাজত বিদ্যমান। পৰাধীনতাৰ  
আমোলত বিদেশী শাসকৰ প্ৰতি সারদান বাণী  
বৰ্তমান গণদেৱতাৰ সামা, মৈত্ৰীৰ দাবীলৈ  
কপালুৰিত হৈছে। গতিকে জাতীয় জীৱনৰ  
কেৰোগোৰ আঙুলিয়াই দি তাৰ প্ৰতিশাৰ  
বিচৰাই বৰ্তমানৰ জাতীয়তাৰ সংজ্ঞা বুলি কৰ  
লাগিব। অগুল্য বকৰা, হেম বকৰা আদি  
আৰুনিক কৰিব লিখিত এটি ভাৰ ফুটি  
উঠিছে। হেম বকৰাই বৰ্তমান সমাজৰ স্বকপ-  
টো এইদৰে দাঙি ধৰিছে।

“বাস্তাৰ দাতিৰ ধূলিবে ভৱা লেম্প  
পোষ্টটোৰ

দশাই আমাৰ ছোটলোকৰ দশা।

+ + +

আমি ঘোপমৰা লেক আউত নিশাৰ  
হঁতভগা লেম্প পোষ্ট”

আকোঁ সামাজিক বৈষম্য আৰু অৰ্থনৈতিক  
হেচাত জুকলা হোৱা সমাজ এখনৰ ছবি অগুল্য

বকরাই ছুন্দবৈক দাঢ়ি ধৰিছে—  
 “এইদল থাবলৈ নোপোৱা কুকুৰ  
 ইহাত নিয়মশ জাত  
 কিন্তু আৰু এদল আছে  
 সেইদল কুকুৰে থাবলৈ পায়,  
 সিহাত উচ্চবংশ জাত।  
 সেইদলৰ থাবলৈ নোপোৱাৰ সভাতাত  
 গঢ়ি উঠিছে—  
 এই দলৰ থাবলৈ নোপোৱাৰ বৰ্খবতা।”

অসমীয়া সাহিত্য জাতীয় ভাবৰ আলোচনা অসম্পূর্ণ আৰু বিকলাঙ্গ তৈ পৰিব যদি আমি বিশ্ববী মনীষাৰ প্ৰতীক কপকেৰৰ জোতিপ্ৰসাদ আৰু তেওঁৰে মন্ত্ৰশিষ্য ভূপেন শাজ-বিকাদেৱৰ নামোল্লেখ নকৰো। জোতিপ্ৰসাদৰ সঙ্গীতবোৱে স্বাধীনতা আন্দোলনত কিদৰে অনুপ্ৰেৱণা যোগাইছিল সি এক শকীয়া প্ৰৱন্ধক আলোচনাৰ বিষয়। সীমান্তত চীনা ড্ৰেগনৰ নথৰ আঁচোৰৰ সময়ত এই সঙ্গীতবোৱৰ নতুন মূল্যাঙ্গণ হৈছে। তেখেতৰ গাতোৱে অনুবত দেশপ্ৰেমৰ জোৱাৰ তোলে, শিবাই শিবাই কৃপত তেজৰ সৌত বোৱায়। তেখেতে যেতিয়া গায়—

“পুৰোচিতা যদি থিতাতে আৱিবি  
 আসতে মৃচ্ছ। যায়,  
 আমি আগেৰাটি, ডিতি পাতি পাতি  
 তেজেৰে বলিশাল যামে বোলাই  
 লুইতব পাৰবে আমি ডেকা ল'বা  
 গবিবলৈ ভয় নাই।”

তেতিয়া আমাৰ মন সঁচাকৈয়ে মহাবাহু লুইতব দেৱে একো বাধা বিঘিনি নামানি বৈ যাব খোজে। তেখেতৰ ‘বিশ্ববিজয়ী নজোৱান’ গীতটোৰ প্ৰতি লহৰে শত বাধা বিঘিনিকো নেওচি বিশ্ববিজয়

কলিলৈ বৈবন্দপেৰে আগবঢ়ি যোৱাৰ অনুপ্ৰেৱণা  
 যোগায়।

আগবৰণৰ দেৱে পিতৃ বন্দৰান ভূপেন  
 হাজৰিকা দেৱে এই শ্ৰেণীৰ গীতত অবিহীন  
 যোগাইছে। তেখেতৰ কপৰ গৱা লেজি  
 এনেবৰণৰ অসাম গাতৰ ভিতৰত—

“বণকুল মহু

সেই মৃচ্ছলৈ

যি মৃচ্ছতে

মোৰ সীমান্ততে

শেৱ শকু দৈতাটিৰ নহয় মৰণ।”

এই গীতটিয়ে জনপ্ৰিয়তা অজৰ্জন কৰিছে, আৰু হাজৰিকাদেৱৰ দৰদেশপ্ৰেমৰ পৰিচয় বহন কৰিছে।

“কত জোৱানৰ মহা হ'ল  
 কাৰ জোৱান যৌৱন গ'ল

তেনে মৃতক মই নহলো কিয়”

গীতটিয়ে শত জোৱানৰ দেৱে মৃতক শোৱাৰ  
 মৌভাগা লাভ কৰি দেশমাত্ৰকাৰ মুগ উজলাই  
 তুলিবলৈ অনুবত অনুপ্ৰেৱণ যোগায়।

এতিয়া গদা সাহিত্য ব'দ কাচনিত  
 জাতীয়তাৰ উজ লবলৈ আহো। “হেমচন্দ্ৰ  
 বকৰাই বাঙ্গ সাহিত্য যোগেদি মেই সময়ৰ  
 অধিপতি অসমীয়া সন্মাজৰ কল্প উদ্যাটন  
 কৰি সমাজ শুধৰণিৰ পথ বিচাৰিছিল” ডেকা  
 বয়সতে বচনা কৰা ‘কানীয়া কীৰ্তন’ আৰু  
 তাৰ পিতৃৰ বচনা ‘বাটিৰে বং চং ভিতৰে  
 কোৱা ভাতুৰী’ত অসমীয়া সমাজৰ বাহিৰ  
 নৈষ্ঠিক থাৰ আৰু আঁচাৰ ব্যৱহাৰৰ অনুবান্ত  
 থকা বাত্তিচাৰ, ভঙ্গামি আৰু ছুর্ণতিৰ বিকৃত  
 কপটো শ্ৰেকাশ কৰিছে।

ହେମଚନ୍ଦ୍ର ଆକ୍ଷମିତ୍ରବାବୁ ଶୈଳକାଳ ଚୋରାତ ହେଖେତୁଳକଳବୁ ପ୍ରଦର୍ଶିତ ପଥସେ ଦେଶ ମାତ୍ରକାବ ମେବାବ ମାନସେ ସଲାଇ ଆହେ ଆହେ ଆହେ ଲିଖକ ଲିଖିକା । ଅକଣେନ୍ୟ, ଆସାମ ନିଟି, ଆସାମ ବକ, କୋନାକି, ବୀଜୀ, ଉବା ଆକ୍ଷ ଆହାରିନ ଏଟିବେବ କାହାତେହି ମେଟ ସମୟର ଭାବୀ ଜନମୀବ ମେବାବ ମମଳ ଆହିଲ । “ଏହି କାଳ ତୋରାବ ସାହିତ୍ୟର ଆମ ବିଶେଷତବ ଦ୍ୱାରି ଏହି ମଧ୍ୟାବଗ (Common) ବିଶେଷତ ଦେଖି ଯାଏ । ମେବି ତୁହାର କାନ୍ଦଶାଳାବାଗ ଆକ୍ଷ କାହିଁପତାନ ଉତ୍ସେବ । ଲାହୋଦର ବବା, କମଳାକାନ୍ତ ଡାକ୍ତାରୀ, ଭୋଲାନାଥ ଦାସ ଆଦିବ ବଜନାତ ଭାବୀ ଶାପି ପତମତ ଆକ୍ଷେପ, ପରାଦୀନତାତ ଗ୍ରାନି ଆକ୍ଷ ଜାଗବଗର ଆଲ୍ଲାନ ମାତ୍ରାହେଦେ ଶୁଣିଲେ ପୋରା ଯାଏ ।”

ବିଂଶ ଶତାବ୍ଦୀର ପ୍ରାବତ୍ତିକ ହେଇ ଦଶକତ ଜାତୀୟ ଚେତନା ଆକ୍ଷ ସ୍ଵଦେଶୀ ଆନ୍ଦୋଳନବୁ ଉଚ୍ଛ୍ଵସର ପଟଭୁମିତ ବନ୍ଦଦେଶତ କ୍ଷିବେଦ ପ୍ରସାଦ ଆକ୍ଷ ଦିକ୍ଷେନ୍ଦ୍ର ଲାଲ ବାସ ଆଦିଯେ ଐତିହାସିକ ନାଟ ଜନପିଯ କବି ତୋଲେ । ସ୍ଵଦେଶୀତି ଆକ୍ଷ ଅତୀତବ ପ୍ରତି ଶ୍ରଦ୍ଧାବିଲ ମନୋଭାବେ ଲେଖକମକଳକ ବୁବଞ୍ଜୀମୂଳକ ନାଟ ବଚନାବ ଅହୁ ପ୍ରେବଣା ଯୋଗାଯ । ଜାତୀୟ ଚେତନାତ ଉଦ୍ଧୁକ୍ତ ହୋବା ଜାତିବ ପ୍ରାଚୀନ ଐତିହ୍ୟର ପ୍ରତି ଆଷ୍ଟା ବାଢ଼େ । ମେହି ସମୟତ ଅତୀତବ ଜ୍ଞାନ ଗବିମାବ ପରା ଅଗ୍ନପ୍ରେବଣା ଲାଭ କବାବ ଏକ ପ୍ରାତେଷ୍ଟା ଜନ ପରା ହୟ ଐତିହାସିକ ନାଟକର । ମେହି ଦରେ ଥାନ ହୟ ଐତିହାସିକ ନାଟକର । ମେହି ଦରେ ସ୍ଵଦେଶୀ ଆନ୍ଦୋଳନବୁ ସମୟତ ଜାତୀୟ ଜାଗବଗର ପ୍ରଭାବ, ପୁରବି ବୁବଞ୍ଜୀବ ପୁନକବାବ ଆକ୍ଷ ଜାତୀୟ ଗୌରବର ପ୍ରତି ବାଢ଼ି ଅଛା ଶ୍ରଦ୍ଧାବିଲ ମନୋଭାବେ

ଅସରତୋ ବୁବଞ୍ଜୀମୂଳକ ନାଟବ ଉତ୍ସରତ ସଥାଯ କରେ ।

ପରମାଯ ଗୋହାଞ୍ଜି ବକରାବ “ଜୟମତୀ” “ଗନ୍ଧାୟବ”, “ଲାଚିତ ବସୁକନ” ଲକ୍ଷ୍ମୀନାଥ ବେଙ୍ଗ ବକରାବ “ବେଲିମାବ,” “ଜୟମତୀ” ଆକ୍ଷ “ଚକ୍ରବର୍ଷମିହ,” ନକୁଲଚନ୍ଦ୍ର ଭୁଗ୍ରାବ “ବଦନ ବସୁକନ,” “ଚନ୍ଦ୍ରକାନ୍ତ ସିଂହ,” ଶୈଲବବ ବାଜଖୋରାବ “ପ୍ରତାପମିହ” ଦୈରଚନ୍ଦ୍ର ତାଲୁକଦାବବ “ହବଦତ୍ତ,” ଦଶ୍ମିନାଥ କଲିତାବ “ମତୀବ ତେଜ୍ଜ” ଅତୁଳ ଚନ୍ଦ୍ର ହାଜବିକାବ “କମୋର କୁଣ୍ଡି” “ଛରୁପତି ଶିରାବୀ” ଆଦି ଜାତୀୟ ଭାରଦାବାବେ ଅହୁ ପ୍ରାନ୍ତି ଐତିହାସିକ ନାଟକ ।

ସ୍ଵାଧୀନତାବ ପାଇଁତ ନାଟୀମାହିତ୍ୟାତ ନତୁନହର ଜୋରାବ ଆହେ । ସତ୍ୟନାଥ ଶର୍ମାବ ଭାସାତ “ବୃତ୍ତିବ ବାଜିବ କାଳତ ନାଟ୍ୟ ସାହିତ୍ୟାତ ସ୍ଵଦେଶୀତିଯେ ଅର୍ଗିଲ ପ୍ରକାଶ ନାପାଇଛିଲ । ଶାସକବ କୋପନୃଷ୍ଟିତ ପବେ ବୁଣି ଶକ୍ତି କବି ମାଟିକାବ ମକଳେ ଅତି ସାରଧାନେହେ ଦେଶପ୍ରେମମୂଳକ କାହିନୀ ନାଟିତ କମ୍ପାୟନ କବିଛିଲ । କିନ୍ତୁ ସ୍ଵାଧୀନତାଇ ସ୍ଵଦେଶୀତିବ ମୁକ୍ତପ୍ରବାହବ ଅନ୍ତବାୟ ଆୟତବ କବି ଦିଲେ । ନରଲନ୍ଦ ସ୍ଵାଧୀନତାବ ଉତ୍ତାପେ ନାଟକବ ମକଳବ ଅରଦମିତ ସ୍ଵଦେଶ ପ୍ରେମକ ପୁନବ ସଞ୍ଜୀରିତ କବିଲେ” । ସ୍ଵାଧୀନତା ଲାଭବ ଉତ୍ସାହ ଉଦ୍‌ଦୀପନାଇ ଅସଂଖ୍ୟ ଜାତୀୟ ଭାବୋଦୀପକ ନାଟକବ ସୃଷ୍ଟିବ ପଥ ଘ୍ରକଲି କବି ଦିଯେ । ତାବ ଭିତରତ ‘ମନିବାଗ ଦେରାନ’, ‘ପିରଲି ଫୁକନ,’ ‘ଲଭିତା,’ ‘କନକଲତା,’ ‘ଟିକେନ୍ଦ୍ରଜିଂ’, ଆକ୍ଷ ‘ତିବରତ ସିଂ’ ଆଦି ନାଟ ସମ୍ବନ୍ଧିତ ପ୍ରଧାନ । ଏହି ନାଟକବୋବତ ବୃତ୍ତିବ ବିକଦ୍ରୀ ଯୁଦ୍ଧ କବି ଆଉ ବିସର୍ଜନ ଦିଯା ଦେଶ-ପ୍ରେମିକ ଶ୍ଵହୀଦ ସକଳବ ବୀର୍ୟ, ସାହସ ଆକ୍ଷ

ইংরাজৰ কুটনীতি আৰু অত্যাচাৰৰ কৰণ  
কাহিনী কপায়িত হৈছে।

দেশপ্ৰেমমূলক আৰু জাতীয় ভাবোদীপক  
অনেক প্ৰবন্ধ পাতি বিভিন্ন আলোচনী আৰু  
বাতৰি কাকতৰ পাতে পাত সিঁচিবতি হৈ  
আছে। স্বাদীনতা আন্দোলনৰ সময়ত দেশভক্ত  
স্তৰণৰাম ফুকন, কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈল,  
ত্যাগবীৰ হেমচন্দ্ৰ বকৰা আদিৰ ওজনী ভাষণ  
সমৃহতো জাতীয় ভাবৰ কোৰাল অভিযোগ  
দেখা যায়। কৰ্মবীৰ বৰদলৈলদেৱৰ জাতীয়  
ভাব আৰু দেশপ্ৰেম কিমান কোৰাল আছিল  
নিমোক্ত উক্তিয়েষই তাৰ প্ৰমাণ।

“জাতীয় গৌৰবৰেৰে যে মোৰ দেশ  
মণ্ডিত। শৰতৰ জোনাকে মোৰ দেশ সংপান  
বাজ্যত পৰিষণত কৰে। বাবিলাব জ্বজ্ব  
বৰষুণৰ ধাৰে যে মোৰ দেশত কত শত  
বিবহ-গথা গাই যায়। বসন্ত যে মোৰ  
দেশ কপে বসে গঙ্কে—গীতে সমুজ্জল হৈ  
থাকে। হেমন্তত ক্ষেত্ৰৰ মাজে মাজে পকা ধানে  
সোণালী ধন সানি ঢৌখেলি যায়। মোৰ  
হিয়াৰ মাজেদিও কত সুন্দৰ ঢৌখেলি যায়।  
এই হেন আইক কিমান ভাল পাঁও, তাক  
ভাষাৰে বৰ্ণাৰ নোৱাৰো। মোৰ দুখনী  
জননী জয়ত্বমি, তুমিয়ে মোৰ স্বৰ্গ, তুমিয়ে  
মোৰ মোক্ষ, তুমিয়ে মোৰ জগন্নাথী।”

কঘলাকান্ত ভট্টাচাৰ্যদেৱৰ কবিতাসমূহৰ দৰে  
গদ্যৰচনাতো দেশপ্ৰেমৰ আভাস পাঁও।  
পৰাদীন জাতিৰ অসহায় অৱস্থাৰ কথা উপলক্ষি  
কৰি তেওঁ ‘চেতনা’ত লিখিছিল।

“দেশপ্ৰেম সঞ্চীত গাই কুবি দেশৰ  
মানুহৰ দেশপ্ৰেম জগন্নাথ আমাৰ ভয়।  
স্বাদীনীৰ দেশপ্ৰেম জাগৰণ কৰি এক ই'বলৈ  
উপদেশ দি বকুলা দিলৈলৈ আমাৰ ভয়।

চাৰিপাশে কেৱল ভয়ল বেৱা ক'লখনিৰ  
ভিতৰত মোৰাই আ'চো। পুধিৰীৰ আন  
আন সভা দেশৰ স্বাদীন জাতিবিলাকৰ লোৱা  
ছোৱালীক সক কালৰে পৰা দেশপ্ৰেম শিঙ্কা  
দিয়া হৈ; কিন্তু আমি তেনে কৰিব নোৱাৰো”।

বায়ীৰ মৌলনি ফৰকনদেৱৰ কিতাপ  
আকাৰে প্ৰকাশ পোৱা ‘চিন্তামণি’ আৰু ‘ভূমাতীঁ’  
নামৰ প্ৰবন্ধ সংকলন দুখনত দেশপ্ৰীতিৰ  
পৰিচয় পাতে পাতে পোৱা যায়। অসমীয়া  
ভাষাত জাতীয় ভাবোদীপক লিখনিৰ ক্ষেত্ৰত  
আন্ধিকাগিবি বায় চৌধুৰীৰ অৱদামেষ সকলো-  
তক বেছি ‘চেতনা’ ‘ডেকা-অসম’ আদি কাকত  
সম্পাদনা প্ৰসঙ্গত বায় চৌধুৰীদেৱৰ কাপৰ  
পৰা বৃজন সংখ্যাক শক্তিশালী দেশ প্ৰীতি  
ভাৱৰ প্ৰৱন্ধ প্ৰকাশ কৈছিল। ‘ডেকা ডেকেৰীৰ  
বেদ’ আৰু ‘আভিতি’ নামেৰে উক্ত প্ৰবন্ধ  
সমৃহৰ দৃঢ় সংগ্ৰহ প্ৰচাণ হৈছে। বায়চৌধুৰী  
লিখনীৰ প্ৰতিটি শব্দই গভীৰ অসমীয়া প্ৰীতি  
জাতিৰ কলাণ কামনা, কোনো জলন্ত আৰু  
সমাগত বিপদৰ সংকেত—আৰু তাৰ সমাধানৰ  
পথৰ সন্ধান দিয়া দেখা যায়। ‘আভিতি’ খন  
আৰম্ভনিৰ পৰা শেষলৈকে জাতীয় ভাৱধাৰাবে  
সিক্ত। আন প্ৰদেশৰ ভাৱতীয় লোক আঠি  
অসমত বসতিষ্ঠাপন কৰি বেচাবেপোৰ কৰা  
অসমীয়াই অতীততো বিৰোধিতা কৰা নাই,  
বৰ্তমানতো নকৰে। কিন্তু যেতিয়া সেই  
বহিৰাগত সকলে অসমৈল আহি অসমীয়া

মানুষৰ হাতি—কানেৰ আৰু সুখ—তুথক নিজৰ  
বুলি লোৱাৰ পৰিবৰ্ত্তে সামাজিক, অৰ্গনেতিক  
বাজনেতিক সকলো ক্ষেত্ৰতে নিজ নিজ প্ৰদেশৰ  
পৰা লৈ অগ শুকীয়া অস্তিত্ব স্থাপনৰ ওচ্চো  
চলায় তেওঁয়া অসমীয়াৰ থলুৱা স্বার্গত বাস্তুত  
জন্মে। কিছুমান স্বার্দ্ধেন্দ্ৰিয়ত বচিবাগ তৰ এনে  
স্বভাৱৰ প্ৰাক্ স্বাধীনতাৰ যুগৰ পৰা বৰ্তমান-  
লৈকে দেখা যায়। বায়চৌধুৰীদেৱে এই  
কথাটো উপলক্ষি কৰি তাৰ প্ৰতিবাদ কৰাত  
বহুতো তথাকথিত উদাবপন্থী নেতাই তেখেতক  
প্ৰাদেশিকতাৰাদী আথাৰে বিভূতি কৰাত  
তেখেতে লিখিছিল— “সেই লোকবিলাক  
ভাৰতৰ যি যি ঠাইব পৰা আছিছে, সেই  
সেই ঠাইব জাতীয় বিভিন্নতা বিলাকক যে  
অসমীয়াৰ জাতীয় স্বার্গৰ লগত মিলাই  
দি তাক শক্তিশালী কৰিবলৈকে নাচি, তেওঁ-  
লোকৰ প্ৰাদেশিক বৈশিষ্ট্যবিলাক আমাৰ বুকুত  
পাতি লৈ আনাক অস্তিত্বীন কৰি অসমত  
আধিপত্য বিস্তাৰ কৰিবলৈ অকল অহাই  
নহয় পাৰ্মামান চেষ্টাও কৰিছে, এই স্পষ্ট  
কথাটো তেওঁলোকে বুজিবলৈ অলপো কঠ  
খীকাৰ নকৰে। এই সকল নেতাই এই সহজ  
স্মতাটোও বুজি নাপায় যে নিজস্বৰ পৰা পৰি-  
পৃষ্ঠি লৈছে তাৰ বিলাকৰ দৰে অসমীয়া  
জাতিটো ভাৰতীয় মহাজাতিৰ অঙ্গ, অসমীয়াদৰ  
শিল ডোখবত হে তাৰ অস্তিত্ব চিৰন্তনীয়  
গীৰাখন তাক হেকৱালে ধৰণীহীন হৈ বাগবি  
পৰি সি নিষ্পূল হব।” এই কথাখিনি ১৯২০  
চনত আজিৰ পৰা দুকুৰি বছৰবো আগেয়ে  
লিখা যদিও আজিৰ অসমতো বাহিৰ এক-  
শ্ৰেণী লোক আহি শোবণ কৰিবৰ সময়ত  
সমানে প্ৰযোজ্য। বৰ্তমান সময়ত অসমীয়াই

নিজৰ হকে দাবী পূৰণৰ প্ৰতিবাদ জনালে  
অসমীয়াক অসমৰ বাহিৰ বা ভিতৰৰ কোনো  
নেওঁটো প্ৰাদেশিকতাৰাদী বুলি আখা দিলে  
মেইজনলৈ উপবৃক্ষ প্ৰত্যুত্তৰ হব বায় চৌধুৰীৰ  
উপকৃত উক্তিটিয়েই। জাতীয় ভাৱৰ এনে  
বহুতো উন্নতি এই কিতাপ খনৰ প্ৰতিটো পাতৰ  
পৰাই দিব পাৰি।

বৰ্তমান অসম আৰু ভাৰতৰ্ম স্বাধীন  
হোৱাত স্বশাসনৰ আমোলত প্ৰত্যোক ভাৰতীয়ৰ  
ওপৰত দেশ গঠনৰ গধুৰ দায়িত্ব আহি পৰি-  
ছেছি। এই স্বাধীনতাৰ মূলা ভাৰতীয় জন-  
সাধাৰণে কিদিবে বুজে আৰু তাৰ পৰিবৰ্দ্ধন  
আৰু পৰিপুষ্টিৰ বাবে কি পদা গ্ৰহণ কৰে  
তাৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতৰ ভৱিষ্যৎ।  
জনসাধাৰণৰ, লগতে স্বন্দৰ সেৱী সকলেও  
'কলাৰ বাবেই কলা' এই মনোভাব নলৈ 'সমা-  
জৰ বাবেহে কলা'—এই মনোভাবেৰে বঞ্জিত  
হোৱা বাধ্যনীয়।

এই ভাৱেৰে উন্দৰ হৈ দেশ গঠনৰ  
বাবে আগবঢ়ি আহিব লাগিব। হিমালয়ৰ  
পৰা কনা-কুমাৰীকালৈকে, পঞ্চাবৰ পৰা শদিয়া-  
লৈকে এক ভাৰতীয় মহাজাতীয়তা ভাৱ  
সৃষ্টি বৰঙনি যোগাব লাগিব তেওঁলোকৰ  
লিখনিয়ে। **সীমান্ত চীনা** ড্ৰেগনৰ নথৰ  
আঁচোৰৰ সময়ত এক ভাৰতীয় জাতীয়তাৰ ভাৱ  
প্ৰৱাণিত হোৱা সময়ত সাহিত্য সেৱী সকলৰ  
বৰঙনিও শহীদ সকলৰ লগতে একে সময়তে  
উল্লেখযোগ্য।

বিবাট ভাৰতীয় মহাজাতীয়তাৰ আদৰ্শত  
উন্দৰ হৈ তেওঁলোকৰ লিখনী চলালেও অসমৰ

লিখক সকলে অসমীয়াৰ স্বার্থৰ বাবে মাত মাতিব লাগিব। কিয়নো বিবটি ভাৰতীয় মহাজাতিৰ অঙ্গীভূত হলেও অসমৰ নিজৰ কুষ্ঠি, সংস্কৃতি আৰু ভাষা সাহিত্যৰ পৰিপুষ্টি সাধন কৰিব পাৰিলৈহে অসমৰ জাতীয় গ্ৰন্থিহ জীয়াই থ কিব। অসম আৰু অসমীয়া জাতিয়ে আজি এশিয়াৰ সমষ্টা আগতৈল সমাধানৰ পথৰ সকান পোৱা নাই। এই সমষ্টাবোৰৰ প্ৰতি জনসাধাৰণক সজাগ কৰিব লাগিব লিখক সকলেই, জনসাধাৰণৰ পথৰ সকান দিব লাগিব তেওঁলোকেই। সুখৰ বিষয় আজি কিছুদিনৰ পৰা অসম আৰু অসমীয়া নিজ অস্তিত্ব বক্ষাব প্ৰতি সজাগ হৈছে। বিভিন্ন সাময়িকী আৰু সংবাদ পত্ৰৰ সম্পাদকীয় চ'ৰাত আৰু বিভিন্ন লিখকৰ অবস্থা পাতিত এই জাগৰণৰে পৰিচয় পৰিলক্ষিত হৈছে। বিবটি ভাৰতীয় মহাজাতিৰ ভিতৰতে অসমীয়াই ও সবল আৰু শুল্ক জাতীয়তাৰ আদ-

ৰ্মেৰে উন্নৰ্দ্দি হৈ ভাৰত তথা অসমীৰ মুখ জগত সভাত উজলাই তোলক, আমাৰ লিখক সকলেও এই ভাৰত বৰঙণি যোগাবৰ বাবে ভাষা—জননীৰ সেৱাত প্ৰবন্ধ ইওক।

এই চমৎ প্ৰকল্পটি আমাৰ জাতীয়তাৰেখ সজাগ কৰি বৰাৰ প্ৰচেষ্টা মাৰি। এনে এটি গধুৰ প্ৰকল্প লেখাৰ যোগাতা বা অঞ্চল আমাৰ নাই। আটি অসমীৰ অসমা কৃতি-যোগা সম্মানে দেশমাত্ৰকাৰ পৰিৱ্ৰ স্বার্থৰ তকে নীৰবে জীৱন পাত কৰি আঠিছে। সেই সকলো পৃষ্ঠাশোৱা মানৱৰ যথাযথ আলোচনা হয়তো হোৱা নাই। বহুতৰ তয়তো নামো উল্লেখ হোৱা নাই। সেই সকলো পৃষ্ঠাশোৱা চৰণত ক্ষমা-ভিক্ষা কৰিছো। আমাৰ এইকম প্ৰচেষ্টাৰ যোগেনি আশা বাখিছো-কিন্তি পৰিমাণে হলেও কিজানিব। সংস্কৃতিৰ ন-সেৱক সকলক নহুন এক শক্তিবে উন্নৰ্দ্দি কৰিব পাৰোৱেই।

গল্প

## উঙ্কাব জুই

শ্রীজ ত মোনোরাল

তৃতীয় বার্ষিক কলা

কিমানদিন সতাই ওবণীবে আয়াগোপন  
কবি থাকিব। এদিন নহয় এদিন সি ওলাই  
পবিব। খহি যাব সতাব ওবণী। বিবস্তু হৈ  
সতাই মানরচন্দুত ধৰা দিব লাগিব। আক  
সেই দিন ধৰি আজীরন মানর মনৰ চেতন, অব-  
চেতন সংকলো স্বতে সত্যৰ প্রতিচ্ছবি বৈ যাব।

সেয়েতে হয়তো মন্দাকিনী দুরবাই বন্ধুব  
শীতল ঢাত বহি মোৰ জীৱন বৃক্ষৰ ডাল-পাত-

মিছ দুৰবাই

এদিন কৈছিল : আপোনাৰ

কালৰনিক জগত থনৰ বহুত বস্তৱেই

দেখিলো, কিন্তু বাস্তৱ জগতখন চিনাকী

কবি নিদিব জানো ? মই আবস্তু কবিছিমো :

‘পুৰুষী’ নামৰ এজনী ছোৱালীৰ লগত উড়িত থকা

কাহিনীটোকেই আজি তোমালোকৰ আগত ক'ম. শুনা’ :

বোৰলৈ জুমি জুমি চাইছিল। ময়োতো তেওঁৰ  
অচুবোৰ উপেক্ষা কবিব নোৱাৰি দেখুৰাই  
দিছিলো মোৰ জীৱন-বৃক্ষৰ চিব সেউজীয়া। এটি  
ঠেঙুলি—ঘিটো ঠেঙুলি মিছ দুৰবাব বাবে  
আছিল আটাইতকৈ মোহনীয়।

অৱশ্যে এই সকলোবোৰ ঘটনাৰে মূল কাৰণ  
আছিল মোৰ গল্পটো। একো একোটা বিশেষ

গল্পইযে এজন গল্প লিখকৰ জীৱনলৈ কিমানথিনি  
পৰিবৰ্তন আনি দিব পাৰে এই অভিজ্ঞতা মোৰ  
অভিনৰ মাথোন। “মায়াবাদ” নামৰ মোৰ  
এটা গল্প প্ৰকাশ পাইছিল। গল্পটোৰ লগতে  
ময়ো বততবে সমালোচনাৰ পাৰ হৈ পৰিছিলো।  
কিছুমানে কৈছিল মই অসাৰ্থক গল্প লিখক।  
অৱশ্যে এই মন্তব্যত মোৰ বক্তব্য একোৱেই নাই।  
কাৰণ মই নিজেই স্বীকাৰ কৰো যে সাৰ্থক গল্প  
লিখাৰ প্রতিভা মোৰ নাই। দ্বিতীয়তে ল'ৰা-  
ছোৱালীবোৰে মোক প্ৰেমিক উপাধিবে বিভূষিত  
কৰিছিল। সিহ'তৰ মতে মোৰ গুঠৰ তিলটিও  
হেনো মোৰ প্ৰেমিকহৰে অন্য এক স্বাক্ষৰ।  
কিছুমানে আকৈ প্ৰতাক্ষভাৱেই কৈ দিছিল মই  
হেনো মন্দাকিনী দুৰবাব প্ৰতি দুৰ্বল। এই  
ধাৰণাই মিছ দুৰবাব মনতো তালকৈয়ে শিপাই-  
ছিল। হয়তো মোৰ দুৰ্বলতাক প্ৰমাণ কৰি-  
বলৈকে মিছ দুৰবাই ক্লাচত মোক খুব সমনাই  
চাইছিল। মিছ দুৰবাব বাজ্জুয় দৃষ্টিত প্ৰকাশ  
পাইছিল : “আপুনি মোৰ প্ৰতি দুৰ্বল হলেও  
আপোনাৰ দুৰ্বলতাক প্ৰশংস দিৰ নোৱাৰিম।”  
মই মাথো মোৰ চাকুস ভায়াৰে ইয়াকে কৈছিলো :  
“সত্যৰ সদায় জয়, মিছ দুৰবা।” তেওঁ কিন্তু  
মোৰ চাকুস ভায়া কোনোদিনে বুজা নাছিল।  
হয়তো বুজিবলৈ চেষ্টাও কৰা নাছিল।

এইদিবে সমালোচনাৰ পাৰ্ত হৈ পৰাটোত অস্বাভাৱিক বোধ কৰিবলগীয়া একোৱেই নাছিল। কাৰণ মোৰ গল্পটোত কলেজৰ চাত্ৰ-ছাত্ৰী এহালৰ প্ৰেম চিৰ দাঢ়ি ধৰা হৈছিল। আন বহুত বিষয়বস্তু থকা স্বহেও কলেজ আসো-চৰ্চীত কলেজৰ চিনাকি পৰিবেশে এটাৰ জাজসমান বিষয়বস্তু এটা লোৱাটো উচিত ভাৰিয়েই লৈছিলো। আৱৰিবিত্তিমূলক হিচাবে গল্পটো লিখি যাওঁতে নাৰী চৰিত্রটোক মন্দাকিনী দুৱৰা নামেৰে নামাকৰণ কৰিছিলো। ভাৰিয়েই এই নামাকৰণ অত্যন্ত সুন্দৰ হৰ, সৰ্বৰাতোভাৱে খাপ খাই পৰিব। কিন্তু মন্দাকিনী দুৱৰা নামৰ এজনী ছাত্ৰী আমাৰ ক্লাচত থাকিব পাৰে বুলি মই ভৱা নাছিলো। কাৰণ মিছ দুৱৰা আমাৰ ক্লাচলৈ সেই বছৰ নতুনকৈ আহিছিল শিৰসাগৰ কলেজৰ পৰা। প্ৰায় দুমাহামান ইংৰাজী অনার্চ ক্লাচৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ৰ ক্লাচ আমি একে-লগে কৰি গৈছিলো। তথাপি মিছ দুৱৰাৰ নামটো জনা নাছিলো। এই অজ্ঞতাতে যেতিয়া মোৰ গল্পৰ নায়িকাক মন্দাকিনী দুৱৰা নামেৰে অভিহিত কৰি দিছিলো তেতিয়া সমালোচনা আৰু সন্দেহৰ পাৰ্ত হৈ পৰিছিলো। সেই কাৰণেই মিছ দুৱৰায়ো মোক ভুল ভাৰিছিল। তেওঁৰ মনৰ হিংস্র ভুলবোৰ ভাঙি দিয়াৰ চেষ্টাত আছিলো। কিন্তু স্বৰোগ ঘটা নাছিল। আৰু মিছ দুৱৰাৰ দৰে এজনী ছোৱালীক বিশেষ কৰ লগীয়া থাকিলে স্ববিধাৰ নিতান্ত প্ৰয়োজন হৈ পৰে। কাৰণ তেওঁ সম্পূর্ণ চিনাকি বা সম্পূর্ণ অপৰিচিতো নহয়। দেখা নেদেখা, জনা নজনাৰ সীমান্তৰত্ত্ব মিছ দুৱৰাৰ ভুল ভাঙি দিবলৈ সঁাই স্ববিধা ঘটা নাছিল।

অপ্রত্যাশিতে এদিন স্বৰিধা ভোগ

কৰিছিলো। বিচৰা সকলৈকৰ লগতে মিছ দুৱৰা বহি আচিল ক্লাচ আৰম্ভ হোৱাৰ বহুত আগতে। মই দেখা মাৰেই সোমাই গৈ সিইতৰ ওচৰ চাপিছিলো। কাৰোবাৰ আগমনিয়ে মোৰ সেই অণালী স্বয়েগ ভাঙি দিব বুলি প্ৰথমেই মই কৈছিলো : “আপোনাৰ লগত এটা কথা আচিল, দুৱৰা।” অপ্রতিভ মোহোৱাকৈ তেওঁ মোক সুধিছিল : “কি কথা বাক, কওকছোন ?” মিছ দুৱৰাৰ প্ৰশ্নত মই অলপ সাতস পাই একে উশাহে কৈ পেলাইছিলো। “মই গল্পটো লিখাৰ সময়ত আপোনাৰ নামটো নজনা স্বহেও মোৰ গল্পৰ নায়িকাৰ নামটো আপোনাৰ নামটোৰ লগত মিৰি পৰিল।” মোৰ কথা শুনি আশৰ্চৰ্যসূচক ভাৱে তেওঁ কৈ উঠিছিল : “হয়নেকি ? মই আৰো ভাৰিয়ে মোৰ নামটো আপুনি নজনাকৈ থকা নাছিল।” মিছ দুৱৰাৰ কথাই সীমা চেৰাই ঘোৱাৰ বাবে ময়ো কৈ দিছিলো : “তেন্তে আপুনি মোক বেয়া পাইছিল ?” পৰিতপ্ত হৈ নিঝৰকে কোৱাৰ দৰে তেওঁ কৈছিল : “বেয়া পাৰলৈ জানো মোৰ অধিকাৰ আছে ?” আৰু অলপ সময় কথাপাতি অফিচৰ ফ্ৰেণ্সী এজনক বিশেষ কামত লগ কৰি বলৈ মই খুলাই আহিছিলো।

সেইদিনা মিছ দুৱৰাৰ ভুল ভাগি গৈছিল। সেইদিনাৰ পৰা তেওঁক অলপ ‘ফ্ৰেন্স’ যেন লাগিছিল। মোৰ লগত আগতকৈ খোলা আৰু নিঃসঙ্কেচে কথা কৰ পাৰিছিল। ক্ৰমাং আমি মুক্ত ক্ষেত্ৰলৈ আগুৱান হৈছিলো। কিন্তু আৰম্ভণিৰ পৰাই আমাৰ মাজত গাঞ্জীৰ্য্যৰ ঢাঁ পৰাব কাৰণে চাঞ্চল্যকৰ একোৱেই ঘটা নাছিল।

ক্ৰমে মিছ দুৱৰাক মোৰ ভাল লাগি

ଗୈଛିଲ, ଆପୋନ ଆପୋନ ବୋଧ ହେଛିଲ। ଭାଲ ଲାଗିଛିଲ ଏହି କାବଣେଇ ଯେ ତେତିଆ ଆମାର ମାଜତ ଦିଖା, ମନ୍ଦେହ ଆକ ସଂକୋଚ ନାଇକିଯା ହେ ଗୈଛିଲ। ଆକ ମିଛ ଦୁରବାକ ଭାଲ ଲାଗିଛିଲ ବାନ୍ଧବୀ ହିଚାବେ; କେବଳ ମାଥୋ ବାନ୍ଧବୀ କାବଣେହେ। ତେତିଆ ଆମାର ମାଜତ ବକ୍ତୁରୁହି ଠନ ଧରି ଉଠିଛିଲ। ସେଇ ବକ୍ତୁରୁହି ଶିତଳ ଢାତ ବହିସେଇ ମିଛ ଦୁରବାଇ ମୋର ଜୀରନ୍‌କ୍ଷବ ଡାଲ-ପାତ୍ରବୋବିଲେ ଜୁମି ଜୁମି ଚାଇଛିଲ। ଗରୁଟୋର କଥା ତେଣୁ ପ୍ରାୟେଇ କୈ ଆଛିଲ। ତେଣୁର ହେନୋ ଖୁବ ଭାଲ ଲାଗିଛିଲ। ଅଣ୍ୟ ଆଲୋଚନାର ପବାଓ ତେଣୁ ମୋର ଦୁଇ ଏଟା ଗରୁ ପଡ଼ିଛିଲ। ମୋର ଗଲ୍ଲ-ବୋବର ସପଙ୍କେ ତେଣୁ ବହୁତୋ ମନ୍ତ୍ରବ୍ୟ ଜନାଇଛିଲ। ଆକ ହୟତୋ ତାବ ବିନିମୟତ ତେଣୁ ଜାନିବ ଖୁଜି-ଛିଲ ମୋର ଗଲ୍ଲ ଲିଖାର ପ୍ରେବଣା ଆକ ଉଂସ କ'ତ? ଏହି ବିଷୟେ ତେଣୁ ମୋକ ପ୍ରାୟେଇ ଆମନି କବିଛିଲ। ମିଛ ଦୁରବାଇ ହୟତୋ ଭାବିଛିଲ ଯେ ମୋର ମନର ଗୋପନ ଗୁହାତ ପ୍ରେମର ଫଂଛିଲବୋର ପୃଷ୍ଠୀୟତ ହେ ଆଛିଲ। ଆକ ହୟତୋ ଭାବିଛିଲ ଯେ ସେଇବୋବେଇ ମୋର ଗଲ୍ଲର ଉଂସ ଆକ ପ୍ରେବଣା। ସେଇକାବଣେଇ ମିଛ ଦୁରବାଇ ଏଦିନ କୈଛିଲ: “ଆପୋନାର କାଲ୍ପନିକ ଜଗତଥନର ବହୁତ ବସ୍ତରେଇ ଦେଖିଲୋ। କିନ୍ତୁ ଆପୋନାର ବାସ୍ତର ଜଗତଥନ ଚିନାକି କବି ନିଦିବଜାନୋ?” ସେଇଦିନା ତେଣୁ ପବାଜୟ ବବନ କବିଛିଲ। ଅକୋରା-ପକୋରା କଥାକୈ ବକ୍ତୁର୍ଯ୍ୟର ପବା ହାତ ସାବିଛିଲୋ।

ଆନ ଏଦିନ ମିଛ ଦୁରବାଇ ସେଇ ଏକେଟା କଥାକେ ଶୁଦ୍ଧିଛିଲ। ସେଇଦିନା ତୀର୍ଥ ବବସ୍ତୁ ପବିଛିଲ। ଭାବିଛିଲୋ କ୍ଲାଚଲେ ଯୋରାଟୋ ନହବ ବୁଲି। କାବଣ ଇମାନ ବବସ୍ତୁତ ଲବା-ଛୋରାଲୀ ଆକ ପ୍ରଫେଚାବୋ ନାହେ। ତଥାପି କର୍ତ୍ତବ୍ୟବୋଧ ଥକାବ କାବଣେଇ ତିତିବୁବି କୋନୋମତେ ପାଲୋଗୈ।

କଲେଜ ପାଇ ଦେଖୋ ଛାତ୍ର-ଛାତ୍ରୀ ନିଚେଇ କମ। ପ୍ରଫେଚାବୋ ନାହିଁ ହେନୋ। ଛାତ୍ର-ଛାତ୍ରୀ ବୁଲିବିଲେ ମିଛ ଗାଗା, ମିଛ ଦୁରବା, ଜୀତେନ ଆକ ମାଇ। ସିମାନେଇ। ସେଇଦିନା ମହି ପବାଜୟ ବବନ କବି-ଛିଲୋ। ସିହିତର କଥାତେଇ ଏକାନ୍ତ ବାଧ୍ୟ ଛାତ୍ରବ ଦବେ ମହି ମୋର ଜୀରନର ବାସ୍ତର କାହିଁମୀ କୈ ଗୈଛିଲୋ। ସିହିତକ କୋରା କାହିଁମୀଟୋ ଭବନ୍ତ ଉନ୍ନତ କବିବିଲେ ହଲେ ଏଯେଇ :

“ପୂର୍ବବୀ ନାମର ଏଜନ୍ମୀ ହୋରାଲୀର ଲଗତ ଜଡ଼ିତ ଥକା କାହିଁମୀଟୋକେଇ ଆଜି ଆପୋନାଲୋକର ଆଗତ କମ। ଆପୋନାଲୋକେ ନୌବବେ ଶୁନିବତୋ?” ଏହିଦବେଇ ମହି ଆବସ୍ତ କବିଛିଲୋ। ତେତିଆ ମିଛ ଦୁରବାଇ କୈ ଉଠିଛିଲ :

“ତୁମି ମାଥୋ କଥା କୋରା,  
ଆମି ମାଥୋ ଶୁଣି ଯାଁଁ ।  
ଆଜି ମାଥୋ କୋରା ଆକ ଶୁନାବ ସମୟ ।”

“ପୂର୍ବବୀକ ଲଗ ପାଇଛିଲୋ। କୈଶୋର୍ୟର ଏଟା ଅନାମୀ ଛେନତ । ତାଇବ ବିଷୟେ ସଦି ଆପୋନାଲୋକେ ଜାନିବିଲେ ଇଚ୍ଛା କବେ ତେଣେ ମିଛ ଦୁରବାକ ଏବାବ ଚକୁ ଦିଲେଇ ହବ । କାବଣ ଦୈହିକ ଗଠନତ ମିଛ ଦୁରବାର ଲଗତ ପ୍ରାୟେଇ ମିଲେ । ଅରଶ୍ୟେ ତାଇ ଅଲପ ଚାପବ ଆଛିଲ । ଖୁବ ସହଜତେ କବଲେ ହଲେ ତାଇ ଆଛିଲ ଅତ୍ୟନ୍ତ ଧୂନୀୟା । ପ୍ରଥମେ ତାଇବ ସୌନ୍ଦର୍ଯ୍ୟତ ମୋହ ଗୈ ଦୂରବ ପବା ଖେଦି ଗୈଛିଲୋ । କିନ୍ତୁ ପିଚତ ସୌନ୍ଦର୍ଯ୍ୟର ପ୍ରତି ମୋହର ଉପରିଓ ଏଟା ମଧୁର ସୁରାସ ପାଇଛିଲୋ ଯି ସୁରାସ ସୌନ୍ଦର୍ଯ୍ୟ ନାଶ ହେ ଗଲେଓ ଶେଷ ନହୟ । କ୍ଷୁଲର ଦିନବୋର ପୂର୍ବବୀର ମତେ ପଠିଯାଲୋ । ତାଇକ ଲଗ ପାଞ୍ଚ ଆହୋତେ

যাঁতে, বাটে-বাটে, ঘৰে-পূখৰীয়ে, য'তে ত'তে।  
মধু আলাপনৰ হৰ্ষ আৰু মাৰ্য্যৰ মাজেদিয়েই  
সেই দিন কেইটা গৈছিল।

তাৰ পাচত কলেজলৈ আছিলো। আমাৰ  
চকুৰ আতৰ হৈ পৰিস। তথাপি মনৰ আতৰ  
হোৱা নাছিল। ইদীৰ বিবতিৰ পাচত লগ  
কৰো। সাঁচ্তীয়া ভাৰ-অনুভূতিৰ আদান-প্ৰদান  
কৰো। ইমানেই আছিল সৰক। চিঠি পত্ৰৰ  
যোগাযোগ নাছিল। তেমেকৈয়ে আমাৰ  
ভাল লাগিছিল।

এদিন ইয়াৰ পৰা ঘৰলৈ যাঁতে পূৰ্ব-  
বীক লগ পাইছিলো। আমাৰ স্থানীয় ডাক-  
বঙ্গলাটোত এখন মিটিং হৈছিল; তালৈকে  
তাই আঢ়িছিল। আৰু সেই ডাকবঙ্গলাটোৰ  
সমুখতে। ময়ো নামিৰ লাগে বাচৰ পৰা।  
নামিয়েই মিটিং ভঙ্গ হোৱাৰ পাচত ওলাই  
অহা মাঝহৰোৰ দেখা পাইছিলো। পূৰ্ববীণ  
ওলাই আঢ়িছিল। মই ভাসুৰে জানিছিলো  
যে তাই মোক ছলত পালে হাজাৰ প্ৰশ়্নৰে  
মোক ব্যতিক্রম কৰি তুলিব, সেই কাৰণে মই  
বেগোবেগীকৈ আধিমাইল দুৰহ্ব বকিম আলি-  
টোৱেদি ঘৰমূৱা হৈছিলো। তাই নিঃসংযোগে  
মোৰ পিছে পিছে খোজ কৈছিল। মোৰ  
পৰ পাই তাই কৈছিলঃ “আপোনাক পাই  
সপোন সপোন লাগিছে, ককাইদেউ!”

“এৰা, বিবতিৰ পিচত অপ্রিয় বস্তুও প্ৰিয় হৈ  
পৰাটো স্বাভাৱিক।” মই কৈছিলো।  
“কিন্তু প্ৰিয় বস্তু যে বেছি প্ৰিয় হৈ পৰে।”  
“এৰা, সেয়েহেতো ইমান ব'দতো উত্তাপ অনুভূতি

কৰিব পৰা নাই নহয়নে? বাটটো হথোজতে  
শেষ হৈ যাৰ মেন লাগিছে।”

“কণক বাক ককাইদেউ, আপোনাৰ শুভ-  
সংবাদ।”

“শুভসংবাদ বুলিবলৈ একো নাই। গত বৃগতিক  
ভাৱে চলি গৈছো। বৈচিৰ উন্নেৰ ঘটা  
নাই। আৰু তুমি থাকোতে বৈচিৰ আৰণ্ঘকো  
মকৰে।”

“পিছে অনি, ডলিটীৰ পৰব?”

“সিঁত জানো জীয়াই আছে?”

“সিঁতে আপোনাক ঠগিলে নহয়নে?”

“মই ঠগ খোৱা নাই। সিঁতেহে মোক ঠগ-  
বল আহি উজুটি থামে।”

“সিঁতে কি উদ্দেশ্যে আপোনাৰ কাৰ চালি-  
ছিল, মই জানো, ককাইদেউ।”

“কোৱা বাক。”

“প্ৰথম উদ্দেশ্য আছিল মোৰ প্ৰতি সিঁতৰ  
নাৰীসুলভ ঈৰ্ষাক কাৰ্যাকৰী কৰা। দিতীয়টো  
হৈছে আপোনাৰ জীৱনলৈ অৱনতি আনি  
দিয়া।”

“আনৰ দোয় খুচৰিব নাপায়, পূৰ্ববী। তুমি  
ভালেই বিধি ভাল.....”

“তেন্তে এতিয়াৎ সিঁতৰ প্ৰতি আপোনাৰ  
বিধাস আৰু দুৰ্বলতা আছে?”

“ছিঃ! কি কথা যে কেৱা। তোমাৰ মনটো  
ঠেক কৰি পেলাইছা পূৰ্ববী।”

“কলেজৰ বহল পৰিসৰত বহল মন সুবাস  
লৈ আমালৈ বিৰক্তি উপজাটো স্বাভাৱিক।

“অৱশ্যে তাৰ বাবে আকেপ নই ককাইদেউ।”

কথায়িনি কৈ পূৰ্ববী পিছপৰি গৈছিল। তাইৰ  
মনৰ আকাশত ডারবে আ'ৱি ধৰিছিল।  
মই নিবিড় সহানুভূতিৰে কৈছিলোঃ “পূৰ্ববী,

ପୁରୀର ମୃଦୁ ବତାହ, ବିହଗର କଳକାକଲି, ଫୁଲର ସ୍ଵଦ୍ସ, ନକ୍ଷିଆର ଫୁଲ-ତବା ଗାନ୍ତକୈ ବେଛି ମଧୁର ଜାନୋ ।”

“ଏହିଦରେ ନିଚୁକାବଲେ ମହି ଜାନୋ ସକ ହୋରାଲୀ ।”

“ବିଶ୍ୱାସ କବା ପୂର୍ବବୀ, ମୋର ମନର ନିଭୃତର ଭାଲ-ପୋରାଖିନି କୋଣେও ମାତ୍ର ଦିବ ନୋରାବେ ।”

“ତେଣେ ମୋକେଇ ଆପୋନାର ଜୀରନର ଦାବୀ ସମ୍ପୂର୍ଣ୍ଣ ବୁଲି ଭାବେ ? ମହି ଜାନୋ ପାବିମ ?”

“ତୁମି ଯଦି ନିଭାଜ ସତାରତୀ ହୋରା ତେଣେ ନିଶ୍ଚଯ ପାବିବା ।”

ଏହିଦରେ କଥା ସାଗରତ ଉଟି ଭାଙ୍ଗି ଆମି ଘରର ଓଚବ ପାଇଛିଲୋ । ପୂର୍ବବୀରୁଥର ସବର ଓଚବ ପାଇତେ ତାଇ ମୋକ ଘରଲେ ମାତିଛିଲ । ତାଇର ଅନୁବୋଧତକୈ ତାଇର ଚଲଚଲୀୟା ହେ ଯୋରା ହବିନୀ ଚକୁଜୁବିର ଅନୁବୋଧ ବାଖିବଲୈକେ ମହି ଗୈଛିଲୋ । ଖୁବୀଯେକେ ଭିତବତ ବହି କିବା କବିଛିଲ । ଅନ୍ୟ ମାତୁହ ନାଛିଲ । ଦଦାଯେକୋ କବବାଲେ ଗୈଛିଲ । ଲବା-ହୋରାଲୀବୋର ସ୍କୁଲର ପରା ଅହାଇ ନାଛିଲ । ପୂର୍ବବୀର ନିଜା ଭନ୍ନିଯେକ କବରୀଓ ସ୍କୁଲତେଇ ଆଛିଲ । ପୂର୍ବବୀଯେ ମୋକ ବହିବାଲ ଦି ଭିତବତ ଖୁବୀଯେକର ଲଗତ କିବା କଥା ପାତିଛିଲ । ଅଲପ ପରର ପିଚତ ଖୁବୀଯେ କବ ଲଗତେ ତାମୋଲ ଦୁର୍ଧନମାନ ଲୈ ଓଲାଇ ଆହିଛିଲ । ଖୁବୀଯେକେ ଭାଲବେଯାର ଦୁଆୟାର କଥା ପାତି ଆକୋ ସୋମାଇ ଗୈଛିଲ । ତେତିଆ ବ୍ୟଦତ ବାଞ୍ଜଲୀ ହେ ଆହ ପୂର୍ବବୀ ମୋର ଓଚବତେ ବହି ବିଚନୀରେ ବିଚି ଆଛିଲ । ତାଇର ଗାତ ଲାଗି ଅହ୍ୟ ବତାହଥିନି ମୋର ଗାତେ ସ୍ପର୍ଶ କବିଛିଲ । ବିଚନୀର ବା' ଲାଗି ତାଇର ଅଲକା-ଥିନି କଂପି ଉଠିଛିଲ । ଆମି ତେତିଆଓ କଥାର ସାଗରତେ ଆଛିଲୋ । ପୂର୍ବବୀଯେ କୈଛିଲ :

“ମୋକ ଆପୁନି ପାଗଲୀ ବୁଲି ଭାବେ ନହୟ ?”

“ତୋମାକ ମହି ସ୍ଵର୍ଗର ଅପେଥବୀ ବୁଲି ଭାବିଲୋ-ହେତେନ । ଯଦି ତୁମି ଅଲପ ବହଲ ପରିସରତ କଥାବେ ବିଚାର କବି ଚାଲାହେତେନ ।”

“ସ୍ଵୀକାର କବୋ, ମେହି କ୍ଷେତ୍ରତ ମହି ଦୁର୍ବଲା । କିନ୍ତୁ ଏହି ଦୁର୍ବଲତା ନାବୀର ସ୍ଵାଭାବିକ ଦୋଷ । ନାବୀର ମନ ଧିମାନ ବହଲ ହଲେଓ ପ୍ରେମର କ୍ଷେତ୍ରତ ଠେକ ଗଣ୍ଡିର ମାଜତ ବିଚାର କବାଟୋରେଇ ନାବୀର ଧର୍ମ ।”

“ବାକ ପୂର୍ବବୀ, ଆଜୀରନ ତୁମି ଆମାର ଭାଲ-ପୋରାଟୋ ଜୀଯାଇ ବାଖିବ ପାବିବାନେ ।”

“ଆପୋନାର ଯଦି ସନ୍ଦେହ ହେବେ ତେଣେ ପରୀକ୍ଷା ଲବ ପା'ବେ ।”

“ସିମାନ ଗଭୀରତାଲେ ଘୋର ନାଇ ପୂର୍ବବୀ । ତୋମାର ପ୍ରତି ମୋର ସମ୍ପୂର୍ଣ୍ଣ ବିଶ୍ୱାସ ଆଛେ । କିନ୍ତୁ ମୋର ଲଗତ ଆଜୀରନ ସୁଖୀ ହବ ପାବିବା-ଜାନୋ ?”

“ନିଶ୍ଚଯ ପାବିମ । ଆପୋନାର ଲଗତ ସୁଖୀ ହବ ନୋରାବିଲେ କାବ ଲଗତ ସୁଖୀ ହମ ଆପୁନିଯେଇ ଦେଖୁରାଇ ଦିଯକ ।”

“କିନ୍ତୁ ମୋର ବାବେ ବୈ ଥାକିବ ପାବିବାଜାନୋ ?”

“ମୋର ଅରଙ୍ଗଟୋ ଜାନେଇ କକାଇଦେଉ । ଦଦାଇ-ଦେରେ କିବା କଲେ ମୋର ମାତ ନାଥାକେ । କାବଣ ତେଥେତ ମୋର ଆଶ୍ରୟଦାତା । ଗତିକେ ତେଣେ ନହବାଲେ ଆପୁନି ପଲମ ନକବିବ, କକାଇଦେଉ !”

“ମୟୋତୋ ଏଇବାର ଫାଇନେଲ ଦିବ ଲାଗିବ । ପାଚ କବିଲେଓ ବା ଫେଲ କବିଲେଓ ପଢ଼ିବ ଲାଗିବ । ଅନ୍ୟ ଉପାୟଟୋ ମୋର ନାଇ । ତୋମାକତୋ ପଢ଼ି ଥକା ଅବସ୍ଥାତ ବିଯା କବାବ ନୋରାବେ । ତୋମାର କଷ୍ଟ ହବ ।”

“ମୋର କଷ୍ଟର ବାବେ ଭାବିବ ନେଲାଗେ । ଭବିଷ୍ୟତ ସମ୍ପର୍କେ ସତର୍କ ହବ ଲାଗିବ ।”

ইতিমধ্যে খুবীয়েকে ভিতৰৰ পৰা পূৰ্বীক মাতি পঢ়্যাইছিল। পূৰ্বী ভিতৰলৈ গৈ অলপ সময়ৰ ভিতৰতে চিবা আৰু গাথীৰ আনিছিল। খুবীয়েকে মোৰ ওচৰলৈ আহি কৈছিলঃ “খোৱা বাপু, লাজ নকৰিব। তোমাক নিজৰ ভাগিন যেনেই লাগে। তাহানি তোমাৰ নাহৰকটীয়াৰ নগাওঁত থকা পেহীয়েৰাৰ লগত তোমালোকৰ ঘৰলৈ খুব গৈছিলো নহয়। তুমি নিচেই সক হৈ আছিল। পাহবিলাই সেইবোৰ।” তাৰ পিচত পেহীদেউৰ কথাও শুধিছিল। মই যি জানো তাকেই কৈছিলো। চাহ-জলপান খোৱাৰ পিচতো পূৰ্বীৰ লগত বহুত কথা পাতিহে ঘৰলৈ গৈছিলো। সেইদিনাৰ পৰা মই ভাবিছিলো নিজৰ মান, ইজ্জত, ঘৰখন ডাঙৰ নে পূৰ্বী ডাঙৰ। বহুত দিন, বহুত বাতি এই চিন্তাতেই পাৰ হৈ গৈছিল। এই চিন্তাৰ বোজা লৈয়েই ক্লাঁ কৰিছিলো, পঢ়িছিলো।

বহুদিনৰ বিবতিত আৰ্কো এবাৰ ঘৰলৈ গৈছিলো। সেইদিনা পূৰ্বীক সিঁত্ব ঘৰৰ পদ্ধলিত দেখা পাম বুলি ভাবিছিলো। কিন্তু নাপালো। সিঁত্ব ঘৰত সোমাৰলৈও মন নগ’ল। ঘৰলৈকে আগবাঢ়ি গলো। ঘৰত কেইজনীমান বুঢ়ীয়ে পূৰ্বীৰ বিষয়ে আলোচনা-বিলোচনা কৰি আছিল। সিঁত্ব কথাবোৰত মই গম পাইছিলো পূৰ্বীৰ বিয়া হৈ গৈছিল। সিঁত্ব কথাখিৰিয়ে মোৰ বুকুত আঘাত কৰিছিল। যৎপৰোনাস্তি ধৈৰ্য গোটাই অগ্রনন্দ ভাৰ দেখুৱাই সিঁত্ব ওচৰেদি মই পাৰ হৈ গৈছিলো। ভাবিছিলো পূৰ্বীৰ বিষয়ে আৰু কিছু শুনিম। কিন্তু মোক দেখি সিঁত্বে কথা বন্ধ কৰি মোৰ কথাহে শুধিছিল। পূৰ্বীৰ

যে কাৰোবাৰ লগত বিয়া হৈ গ’ল—ইমানেই মই জানিছিলো। আনৰ আগত মোৰ দুৰ্ব-লতা প্ৰকাশ পাৰ বুলিয়েই মট কাৰো আগত পূৰ্বীৰ কথা শুধিছিলো। পিছ দিনাই দৰব পৰা গুটি আহিছিলো।

সকলো আশা ভৱণা শেষ হৈ যোৱাৰ পিচতো পূৰ্বী ক’ল গ’ল তাক জনাৰ ইচ্ছা শেষ হোৱা নাছিল। ক্ৰমাং বেতিহে হৈছিল। কেতিয়াৰা ভাবিছিলো পূৰ্বী এতিয়া পৰদ্বী। পৰদ্বীৰ বিষয়ে কিন্তিং জানিবলৈ ইচ্ছা কৰাটোও পাপ। সেইবাবে পূৰ্বী সমৰ্কীয় সকলো ইচ্ছা আৰু জিজ্ঞাসা জলাঞ্জলি দিবলৈ চেষ্টা কৰিছিলো। পূৰ্বীৰ গোপন অনুর্কানত কেতিয়াৰা বিবক্তি জন্মিছিল। তাইতো অনুতঃ কথাটো জনাৰ লাগিছিল। আকৌ মোৰ নিৰৱ ওপৰত খং উঠিছিল। তাই মোৰ ঠিকনাটো ইমানকৈ খোজা স্বত্বেও কোনোবাই কিবা জানিব বুলি দিয়া নাছিলো। সেইয়া মোৰ মুৰ্দামিৰ পৰি-ণাম। তথাপি তাই মোলৈ জনাৰলৈ কিমান বা চেষ্টা কৰিছিল।

পূৰ্বীক জনাৰ ইচ্ছা কোনেও নজনাকৈ মোৰ মনৰ মাজতেই তীব্র হৈ উঠিছিল। কৰ্তব্যৰ আঁৰে আঁৰে মই পূৰ্বীৰ সন্ধান লৈ ফুবিছিলো। ডিবুকৰ আলিকাবৰীয়া সক ঘৰ ঘৰবোৰৰ পদ্ধলিত বহি থকা গাভৰলৈ চুঁ গৈছিল। উকা পদ্ধলি দেখিলে পদ্ধাৰ ফাঁকেদি দৃষ্টি নিক্ষেপ কৰিছিলো। সন্ধিয়া চিনেমা চাৰলৈ বা অন্য কামত অহা প্ৰত্যেক গাভৰ মুখবোৰ চাই পেলাইছিলো। চিটি বাচ, লাইন বাচ, ট্ৰেন্সপৰ্ট আৰু ট্ৰেইনৰ যাত্ৰীবোৰ লক্ষণ।

কবিছিলো। মোৰ ওচৰ সমন্বয় মানুহ থকা বিভিৰ গাঁও আৰু নগৰলৈ ফুৰাৰ কাৰণ দেখুৱাই পূৰ্বৰীৰ সন্ধান চলাইছিলো। কিন্তু সকলো চেষ্টা নিষ্ফল হৈ গৈছিল। কেতিয়াৰা এনেয়ে ভাবি চাইছিলো পূৰ্বৰী ক'ত থকাটো সন্তুষ্ট হব পাৰে! কিন্তু, “আউত অব নথিং, নথিং কামড়” দৰ্শনৰ এই সূত্ৰটোৰ দৰে মোৰ শৃঙ্খলাৰ পৰা একো পোৱা নগৈছিল।

এদিন অ'বেলি লবঙ্গ শইকীয়া নামৰ এজন মানুহ আহিছিল। তেওঁক মই চিনি পাওঁ। আমি একেখন স্কুলতে পঢ়িছিলো যদিও তেওঁ মোতক দুটা ক্লাচৰ আগত আছিল। এতিয়া তেওঁ ডিমুকৰ বেলৱে রক্ষণপতে কেৰাণী কাম ক'ব। আগমনৰ উদ্দেশ্যে সোধাত তেওঁ কৈছিলঃ “খালি ভাবা ঘৰ আছে বুলি কোৱা শুনিয়েই এইফালে আছিলো।” মই আমাৰ সন্ধিত ঘৰটো দেখুৱাই দি কৈছিলো। “এই-টোৱেই।” ভাবাৰ কথা সোধাত মই ত্ৰিশ টকা বুলি কৈছিলো।

“ভালৈকে তিনিজন মানুহ থাকিব পৰা যাব নহয়?”

তেওঁ সুধিছিল।

“দুটা কোঠাত দুখন দুখনকৈ চাৰিখন বেড়িং কৰিব পাৰিব।” মই কৈছিলো।

“ভালৈই হব তেন্তে। ফেমিলিৰ বাবে অসুবিধা নহয়তো?”

“ওচৰতে বৰুৱা মাষ্টৰবো ফেমিলি অছে! তেওঁ-বতো একো অসুবিধা দেখা নাই।”

“হব তেন্তে মোৰ কাৰণেও। কিমান ঘৰ বিচাৰ দেখোন।”

“এৰা আপোনাক চিনিপাওঁ যেতিয়া আপোনাৰ

পৰিয়ালটোও চিনাকিয়েই ধৰক।”  

“আমাৰ তেৱেঁ আপোনাৰ সমন্বয়ই বোলে। একে গাওঁৰেট মানুহ যেতিয়া—।”  

“আপুনি আমাৰ গাওঁৰ ছোৱালী বিয়া কৰাইছে বুলি মই কৰই নোৱাৰো।”  

“ওঁ, আপোনালোকৰ গাওঁৰে। কোন আটাইত-কৈ ধূমীয়া ছোৱালী আছিল বাক? ”  

তেওঁয়া মই জানিছিলো তাই পূৰ্বৰীৰ বাদে অন্য কোনো হব নোৱাৰে। কিন্তু কিন্তু যথাশক্তি প্ৰয়োগ কৰিও পূৰ্বৰীৰ নামটো উচ্চাৰণ কৰিব নোৱাৰিছিলো। কিয় শইকীয়াই এই প্ৰশ্ন কৰিবে ভাবিছিলো। বিজয়ৰ আঅগোৰৱত নে অন্য কিবা অভিসন্ধিৎ? জানিও নজনাৰ ভাও ধৰি-ছিলো। তেওঁয়া শইকীয়াই সৰ্গোৰবে কৈছিলঃ “তায়েই পূৰ্বৰী” কিংকৰ্ত্তব্য বিমুঢ় হৈ মই সুধিছিলোঃ “কেনেকে পূৰ্বৰীক বিচাৰি পালে? ”  

“আপুনি নেজানে জানো শিক্ষা আৰু সভাতাই সময় আৰু দূৰহৰ অধিকাৰ খৰ্ব কৰি পেলাইছে। ঘৰৰ পৰা দূৰ হলেও তাহানি স্কুলত পঢ়োতে দেখিছিলো। প্ৰতিজ্ঞা, হাজৰিকা, প্ৰতিজ্ঞা বক্ষা কৰিলো।”

“আপুনিও কম মানুহ নহয়।” অলপ হাঁহিবলৈ চেষ্টা কৰি কৈছিলো।

সাফল্যাৰ গৌৰব দেখুৱাই শইকীয়াই কৈছিলঃ “শুনিছিলো, তাই হেনো কাৰোৰাৰ লগত কিবা সম্পর্ক বাখিছিল। সেই কাৰণে তাই অমাঞ্চি প্ৰকাশ কৰিছিল। দদায়েক তেওঁ তেওঁ তাইৰ মতকে গ্ৰহণ কৰিছিল। কিন্তু হাজৰিকা, টকাৰে সৰ কৰিব পাৰি।” কথাখিনিয়ে মোৰ হিয়াৰ আছেঁ আছেঁ আঘাত কৰিছিল। শইকীয়াক বহুত কথা কৈ দিবৰ মন গৈছিল। আঅকেন্দ্ৰিক বিষয় হোৱাৰ বাবেই একো কোৱা নাছিলো।

তাৰ পাচত নীৰবে মই বহুত কথা শুনি গৈছিলো। যাবৰ সময়ত টকা দহটা ঘৰটোৱ এড্ভাল্স হিচাবে মালিকক দিবলৈ মোৰ হাততে দিবলৈ লৈছিল। তেতিয়া মই কৈছিলো : “সেইটো হৈ দিয়ক। মই কলে মালিকে এড্ভাল্স নলবও পাৰে। মোৰ লগততো মালিকৰ ভাল সমন্ব আছে।” মোৰ কথাত তেওঁ কৈছিল : “আপুনি-য়ে বাখি থব।” মই নেৰাখো বুলি বহুবাৰ কোৱাৰ পিচতো তেওঁ জোৰ কৰাত মই কৈ দিছিলো : “সকলো সময়তে টকাৰ মূল্য নাথাকে শইকীয়া। ধন আৰু মন দুটা বেলেগ বস্তু।” তেতিয়া তেওঁ টকা কেইটা ভবাই লৈছিল।

সেইদিনা শইকীয়াৰ প্ৰতি মোৰ খং উঠিছিল। তেওঁৰ পশুভৰত মোৰ বিৰচ্ছি জন্মিছিল। দীণ লাগি গৈছিল। তথাপি একো নকলো। তেওঁ যোৱাৰ পাচত বহুত কথা ভাৰি ছিলো। ভাৰিছিলো লবঙ্গ-পূৰ্বৰীৰ কাষত মই শাস্ত্ৰিবে থাকিব পাবিম জানো? নিজৰ ওপৰত এক গভীৰ আস্থাই ঠাই লৈছিল। পূৰ্বৰীৰ কাষত মই যুগ যুগ জীয়াই থাকিব পাবিম বুলি দৃঢ়সংকল্পিত হৈছিলো। আৰো ভাৰিছিলো যদি পূৰ্বৰীৰ ভুল হৈ যায়? ভাৰি ভাৰি টিক কৰিছিলো - মই সিহঁতৰ ঘৰটো বন্দবস্তু কৰি অন্য ঠাইলৈ গুচি যাম। পিচদিনা দ্বিতীয় উদ্দেশ্য লৈ গৃহাভিমুখী হৈছিলো। ঘৰত ডাঙৰে সকাম এটা পাতিছিল। তাত উপস্থিত হৰলৈ আৰু গই স্থানাস্তৰ হোৱাটোও ঘৰত জনাই আহিবলৈ ঘৰলৈ গৈছিলো। ঘৰত বুঢ়া-বুঢ়ী, ডেকা-গাভৰে সমাগম দেখি মোৰ ভালেই লাগিছিল। বাতি হোৱাৰ লগে লগে মালুহৰোৰ গুচি গৈছিল। মোৰ ভনী ইন্দুৰ কামত সহায় কৰিবলৈ গুচৰবে

কেইজনীমান হোৱালীহে থাকি গৈছিল। তেতিয়া লেমটো কৰাই দি ময়ো বিচনাত বাগৰ দিছিলো। অলপ পৰৰ পিচতে মোৰ সমিহিত কোঠাটোৱ পৰা সক সক মাতৰ অস্পষ্ট কঠোপকথন মোৰ কামত পৰিছিল। সিহঁতৰ কথাত প্ৰথমে মই মনোযোগ দিয়া মাছিলো। কিন্তু কথাবোৰত যেতিয়া চেপি বৰা গোপ-নীয়তাযুক্ত শুব এটা মোৰ কামত পৰিছিল তেতিয়া মই কথাপিনি শুনিবলৈ অতাৰু ইন্দুক হৈ পৰিছিলো। শুব মনোযোগেৰে মই কান পাতি আছিলো। সহজতে মই বুজিব পাৰি ছিলো মোৰ ভনী ইন্দু আৰু অনিমা নামৰ হোৱালীজনীৰ মাত কেইটা। সিহঁত দুজনীৰ হে মাত শুনিছিলো। আন কোনোৰা আছিল যদিও নিমাতী হৈ বহি আছিল। অনিমাই ইন্দুক কৈছিলঃ

“বহুত দিনৰ আগতে চিঠিবে জনাইছিল।

তায়ো হেনো গিৰিয়েক থকা ঠাইলৈকে যাব। ইমান দিন একো খৰৰ পোৱা নাই।”

“সেইকাৰণে ককাইদেউক শুধিবলৈ কৈছ হৰলা?”

“কিজানি ককাইদেৱে কব পাবেই আক’! ককাইদেউ থকা ঠাইততো তাইব গিবিয়েকে থাকে।”

“ককাইদেৱে তোৰ সখীয়েৰাৰ খৰৰ লবললৈকে ডিব্রুগড়ত আছে নেকি?”

“জানিবও পাৰে। তই শুধিবিছোন ইন্দু।”

“চুপ অনিঃ ককাইদেউ পঢ়িবলৈহে গৈছে।”

নীৰৱে মই শুনি আছিলো। মন গৈছিল সিহঁতৰ আগত আদোপান্ত বিবি কৰলৈ। সকলো খুলি কৈ মনৰ গধুৰতা পাতলাই লবলৈ মন গৈছিল। কিন্তু নোৱাবিলো, শৰীৰৰ

সকলো শক্তি নিশেষ হৈ যোৱা যেন লাগিছিল। আবোনী নিশাৰ ঠাণ্ডাতো মোৰ গৰম উঠি গৈছিল। বুকুৰ মাজত এজাক সবীস্প সোমাই থকা যেন লাগিছিল। বাহিৰ গছ-বোৰৰ পৰা নিয়ৰৰ টোপোলাবোৰ সশক্তে সবি আছিল।”

হঠাতে অফিচৰ ঘণ্টাৰ শব্দ শুনি মই বৈ গৈছিলো। সেমেকি যোৱা চকুহালেৰে মন্দাকিনি দুৰবাই তেতিয়াও মোৰ ফালে অপলক দৃষ্টিবে চাই আছিল। দুৱাৰ দলিত প্ৰি-ইউ-নিভাৰছিটি ক্লাচৰ লৰা-ছোৱালীবোৰ দেখি আমি

ওলাই আহিছিলো। আহি থাকোতে মিছ গগেয়ে মিছ দুৱাৰাক কৈছিলঃ “হোটেলৰ পৰা আহোগে বলা মনী।” মিছ দুৱাৰাই কৈছিলঃ “এবা, হৃষি পিবিয়দ অক আছে যেতিয়া হোটেললৈকে যাওঁগৈ” আমাক শুনাকৈয়ে কথাখিনি কৈ আহিছিল। সেইকাৰণে মই কৈছিলোঃ “যোৱা তেন্তে। আমি লাইব্ৰেৰী-লৈকে যাওঁ।”

“মোৰো লাইব্ৰেৰীত অলপ কাম আছিল। এতিয়া অৱশ্যে নেয়াওঁ। কথাখিনি কৈ কৈ মিছ দুৱা বাৰাণ্ডাৰ খট্টখটিয়েদি নামি গৈছিল।

“কৃতকাৰ্য্য আৰু অকৃতকাৰ্য্য,—এই দুই ভাৰাত মানুহক বিভক্ত কৰাটোৱে জীৱনক ঠেক গঙ্গীৰ পৰা নিৰীক্ষণ কৰাৰ সূচনা কৰে।”—চেকড়

# অসমীয়া ভাষাৰ ওপৰত অনার্য্য প্ৰভাৱ

অধ্যাপক—

পৰীক্ষিত হাজৰিলা

**অ**সম দেশ প্রাকৃতিক সৌন্দৰ্যৰ বাণী, ভাষাৰ সৰ্গপুৰী, আৰু তত্ত্ব-জ্ঞানৰ আকৰ্ষণি। খাতুৱে খাতুৱে ইয়াত সুন্দৰৰ মেলা বহে, ভাষা - তাত্ত্বিকে ভাষা - পাবিজাত বিচাবে, আৰু জ্ঞানী-পত্ৰিতে তত্ত্ব-বহুষ্বৰ গোপন কৰে। বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনবে পৰা অসম দেশ অচুসঙ্কি঳িত সকলৰ মূলত বহুষ্বৰ লীলা ক্ষেত্ৰ। এই অসমৰ আদৰ্শ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য দেৱে এবাৰ চমৎকাৰ কথা কৈছে—“অসম অকল ভাষা-বিদবে স্বৰ্ণ নহয়, লুণাদ্বিকবে। অমৰাবণী নহয়ঃ অসম অচুসঙ্কি঳িত আৰু তত্ত্ব-জ্ঞানসু মাত্ৰবে প্রাকৃতিক গৱেষণাগাৰ। এইখন বাজ্যৰ বিবিধ সম্পদ, জীৱ-জন্তু, গচ বিবিধ, চৰাই-চিবিকতি, বুৰঞ্জী ভূগোল, ভাষা উপভাষা, জনজাতি উপজনজাতিব

বিস্তাৰিত কথা প্ৰকৃতপক্ষে বৰ্ণবলৈকে আমাৰ এজন মাথোন গেইট, এজনহে গ্ৰীষ্মাচন, জনেক হাটিন, গড়ন, মিল বা এলটাইন হনেই নচলিব; নতুনা গুনাভিবাম, বেজৰকৱা, গোহাত্ৰি বৰুৱা, সূর্যু কুমাৰ, বাণীকান্ত, বেছুধৰ আদিৱে লিখি তৈ যোৱা কথাখিনিৰে অসমৰ বৰ্ণনীয় সৰ্বস্ব নহয়; ‘আমাৰ পাহাৰে-ভৈয়াম, গাৱেঁ - ভুঁঁগ্ৰেঁ, চঁবে-নগৱে তিন অচিনভাবে পৰি আছে নানা-বিধ তত্ত্বৰ সম্পদ-সম্বল, ভিন্ন ভিন্ন কাৰককাৰ্যা সূতি-চিহ্ন, কলা-কৃষিৰ নিৰ্দশন, আৰু সবাত’ কৈও আকৰ্ষণীয় হৈছে পূৰ্ব-পুৰুষৰ বিথিত অনিখিত গ্ৰিহি-সন্তাৱ লৈ মাছুহকপে জীৱাই থকাৰ জাননী দিয়া জন গণ শক্তি ।” মূল গচক অজন্ম শিপাই প্ৰাণ-সাৰ ঘোগোৱাৰ দৰে পৰ্বত-ভৈয়ামত বাসকৰা সহস্র জন-শক্তি

(১) অসমৰ জনজাতি, সম্পদকৰ পাতনি।

যেও সদৌ অসমীয়া জাতিক পরিপুষ্ট কবি  
বাথিছে। অসমীয়া জাতি বুলিলে অকল নগবতে  
বাস কৰা বুকিজীৱিৰ শ্ৰেণীকে ভুবজায়,—পাহাৰে-  
কলবে, গাৰৈ-ভূটো, চহৰে-নগবে বাস কৰা  
শিক্ষিত অশিক্ষিত, দৰ্নী-ছৰ্থী, উচ্চ নীচ, হিন্দু-  
মুহূলমান, বৌক-খুটান আদি সকলৰ জাতি-  
বৰ্গ নিৰিখেৰে সমস্ত অসম-বাসীকে বুজায়।  
অসমৰ এক পৰিধিৰ মাজত, একেখন আকাশৰ  
তলত একে জলবায়ু সেৱন কৰি মানসিক  
একাৰে বস-বাস কৰা সমস্তলোকেই এক  
অসমীয়া জাতি।

নৃ-তাত্ত্বিক আৰু ভাষাবিদ সকলে বিবিধ  
প্ৰসঙ্গৰ কাৰণে এক অসমীয়া জাতিৰ ভিতৰতো  
কিছুমান শুকীয়া বিভাগ দেখুৱাইছে। পাণ্ডিত  
সকলে দাঙি ধৰা ভাৰতৰ ছয়টা জাতিগত  
বিভাগৰ আলমত অসমৰ ভাগবোৰ এইদৰে  
আলোচনা কৰিব পাৰি; যেনেঁঁ:—১। নেগ্রিটো  
জাতি, ২। আফ্ৰিক জাতি, ৩। মঙ্গোলীয়া  
জাতি, ৪। মেডিটেৰানিয়ান বা ভূ-মাধ্যিক  
জাতি, আৰু ৫। নড়িক জাতি।

অসমৰ নগা জনজাতি নেগ্রিটো জাতিৰ  
ঠাল। থাকি আৰু জয়ন্তীয়া লোকসকল আফ্ৰিক  
জাতিৰ বংশধৰ। অসমৰ বেঢি ভাগ জনজাতিৰ  
লোক মঙ্গোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। বামায়ণ,  
মহাভাৰত, বিবিধ পুৰাণ আৰু তত্ত্ব শাস্ত্ৰত  
এঙ্গোকক কিৰাত, মেঠ, অসম আদি আথ্যা  
দিয়া হৈছে। এই শাখাৰ পৰা ওলোৱা বড়ো,  
ডিমাছা, চুতীয়া, মৰাগ, মেঠ, বাঙা, সোণো-  
ৰাল কছাৰী, শৰণীয়া কছাৰী, লালুং গাৰো,  
মিৰি, মিকিৰ, অকা, দফলা, আঁ-ব, মিছিমি

আদি উল্লেখযোগ্য জনজাতি। অসমৰ পাহাৰে-  
ভৈয়ামে এঙ্গোক বিঘপি আছে।

ভূমাধ্যিক জাতিৰ ভিতৰত দাক্ষিণ্যাতৰ  
দ্বাৰিভী সকল পৰে; অসমৰ ৩৩ বাগিছাৰ  
বহুৱা সকলৰ মাজত ভূমধ্যীয় জনজাতিৰ লোক  
পোৱা যায়। ভাৰতৰ অন্যতম জাৰ্তি পশ্চিম-  
মাধ্যিয়া ব্ৰেকিছেফাল সকলৰ বংশধৰ অসমত  
নাই। অন্যান্য জাতিৰ পিছত ভাৰতলৈ অহা  
শেৱৰটো জাতি হৈছে নড়িক জাতি। এঙ্গ-  
লোকক বৈদিক আৰ্যা বুলি ধৰা হয়। ইউ-  
ৰেছীয় অধিত্যকা এঙ্গোকৰ আদি বাসস্থান  
আছিল বুলি পশ্চিমসকলে অনুমান কৰে।  
বুৰঞ্জীবিদ ডঃ অনন্ত সদাশিৱ আলটেকাবে  
কয় যে বৈদিক আৰ্যা সকল খৃষ্টপূৰ্ব ওয়  
২০০০ বছৰৰ আগতে ভাৰতত সোমাই পৰে।  
এঙ্গোকৰ অনুৰ্গত জনজাতিবোৱে খঃ পূঃ ১৫০০  
চন মানত ভাৰতত ওবেশ কৰে বুলি ডঃ সুনীতি  
কুমাৰ চেটোজৰ্জীয়ে আলোচনা কৰিছে । গুঠতে  
এই সমস্ত জাতি-জনজাতি লগলাগি ভাৰতৰ  
মহাজাতি গঢ়ি উঠিছে। অসমীয়া জাতিগঠনৰ  
ক্ষেত্ৰতো সেই একেই কথা।

অসম ভাৰতবৰ্যৰ পূৰ্ব প্ৰান্তত অৱস্থিত  
এখন সীমান্তবৰ্তী অদেশ। ইয়াত বিভিন্ন  
জাতি-জনজাতি বাস কৰে। অসমৰ প্ৰাকৃতিক  
পৰিবেশ, ভৌগোলিক অৱস্থান, অৰ্থনৈতিক  
সংস্থান, ধৰ্মনৈতিক আচাৰ-নীতি, সামাজিক  
বিচাৰ-বিধি, বাজনৈতিক বাতাবৰণ, আৰু যুগ-  
সাপোক মানসিক প্ৰস্তুতিয়ে অসমৰ সাগৰ-  
সংস্কৃতিৰ সোঁষ্ঠিৰ বঢ়াইছে। চিকিৎসা, তীব্ৰত,  
ভূটান, চীন, ইণ্ডেচীন, ব্ৰহ্মদেশ আৰু হিমা-

লয়ৰ জাতি-কাৰ্যীয়া অঞ্চলৰ স্বাভাৱিক সংযোগ ইয়াৰ লগত ঘটিছে। কাজেই, প্ৰদেশৰ অন্তৰ্ভুৱ জাতি-উপজাতিৰ উপবিও বাহিৰা সংস্কৃতিৰ পৰশে অসমৰ সংস্কৃতিক সমান্বয় কৰিছে। তাৰোপৰি অসমৰ বিভিন্ন নদনদী, পৰ্বত-পাহাৰ আৰু মনোৰম জলবায়ুৰে সেই অপূৰ্ব সংস্কৃতিক অভূতপূৰ্ব কৰি ৰাখিছে। ইঞ্জিনীয়ৰ মৌল মৈৰিৰ সাকৰা উপতাকাত মিছৰৰ সভ্যতা গঢ়ি উঠাব দৰে, আৰু সিকু উপতাকাত মহেঝোদাবোৰ অতুল সভ্যতা গঢ়ি উঠাব দৰে, অসমৰো ব্ৰহ্মপুত্ৰ উপতাকাক কেন্দ্ৰ কৰি অসমৰ সভ্যতা সংস্কৃতি গঢ়ি উঠিছে। অসমৰ সংস্কৃতি আৰ্যা-অনার্যা, জাতি-জনজাতি আৰু উপ-জনজাতিৰ পাৰম্পৰিক প্ৰভাৱৰ ফলত উন্দৰ হোৱা মিশ্র সংস্কৃতি। এইয়া যুগ যুগ ধৰি বসতি কৰা অসমীয়া জন-গণৰ মিলন-পৰিণতি। ইয়াৰ আদি বাসিন্দা মেগ্রিটো, অঙ্গৰ আৰু মদ্দোলীয় জাতিৰ বংশধৰ সকলে এই যুগ সংস্কৃতিলৈ যথেষ্ট বৰঙনি যোগাইছে। প্ৰধানকৈ ভৈয়ামত বাস কৰা আৰ্যা-সমাজৰ “অসমীয়া মাতৃহৰ সামাজিক, অৰ্থনৈতিক, সঙ্গীত, কলা, ভাস্কৰ্যা, স্থাপতা বিদ্যা ইত্যাদি সাংস্কৃতিক জীৱনৰ প্ৰত্যোকটো ক্ষেত্ৰতে অসমীয়া জনজাতি সকলৰ প্ৰভাৱ দেখা যায়। যদিও অসমীয়া সংস্কৃতি মূলতঃ ভাৰতীয় আৰ্যা সংস্কৃতিৰ সৈতে একে, তথাপি জনজাতি সকলৰ প্ৰভাৱে ইয়াক স্থানীয় বৈচিত্ৰেৰে সৈতে সুকীয়া গঢ়ি দিছে ৩,”

এই প্ৰসঙ্গতে আমি ‘সংস্কৃতি’ সম্পর্কে অলপ আলোচনা কৰি চাঁওঁহুক। ‘সংস্কৃতি’

(৩) অসম বুৰঞ্জী, ডঃ লক্ষ্মীদেৱী, পৃষ্ঠা ৬৪ (১ম সংস্কৃতি)।

কথাবাৰ ইংৰাজী ভাষাৰ Culture বিষয়ৰ পৰ্যায়বাচক কথা। মানব-জীৱনটোৱেই তথা কথিত সংস্কৃতিৰ আধাৰ। ই দাইকৈ সভা মানৱৰ সামাজিক জীৱনৰ লগত জড়িত। গতিকে ‘সংস্কৃতি’ বুলিলে কোনো দেশ বা জাতিৰ সংস্কৃতগত কাৰ্যাক বৃজায়। টি কৃষি আৰু সভাতাৰ পৰবৰ্তী কল। সাধাৰণ অৰ্থত ‘সংস্কৃতি’ কথাবাৰে কোনো দেশ বা জাতিৰ গুৰি-গোষ্ঠী, সামাজিক জীৱন - যাৰা, নৈতি-নিয়ম, খেতি-বাতি শিল-বাণিজ্য, ধৰ্মীয় আচাৰ বিচাৰ অৰ্থ-নৈতিক বাৰষ্টা, তাৰা সাহিত্য, সঙ্গীত, স্বৰূপাৰ কলা, স্থাপতা-ভাস্কৰ্যা, আচি-আদৰ্শ, ধ্যান-ধাৰণা, আশা-আকাশা, উন্নতি-অৱনতি আদি মানব-জীৱনৰ সমস্ত দিশকে সামৰি লয়। এইবোৰৰ প্ৰভাৱ জাতিৰ মজ্জায় মজ্জায় সোমাই থাকে; আৰু এটা সময়ত জাতিটোৰ আদৰ্শ, বা জীৱন-নির্বাচনৰ বাতি-নৈতি অন্ত্যাত্মা জাতিৰ তুলনাত সুকীয়াভাৱে প্ৰতীয়মান হয়। তাৰোপৰি জাতিৰ সংস্কৃতি-গঠনত সেই জাতিৰ বাস-স্থানৰ ভৌ-গোলিক অৱস্থান, প্ৰাকৃতিক বাতাবৰণ, যুগৰ প্ৰভাৱ আৰু বাজনৈতিক প্ৰতিক্ৰিয়াইও সহায়তা কৰে। উদাহৰণ স্বক্ষেপে আঙুলিয়াৰ পাৰি যে সাগৰ বেষ্টিত ইংলণ্ড আৰু ইংৰাজ জাতিৰ সংস্কৃতি পাহাৰ বেষ্টিত আফ্ৰিকা আৰু নিগ্ৰো জাতিৰ পৰা পৃথক। বিজ্ঞানমুখী বাচিয়া বা আমেৰিকাৰ ধ্যান-ধাৰণা দৰ্শনমুখী ভাৰতীয়ৰ লগত নিগিলে। চীনৰ বাজনৈতিক উদগুৰ্তা শাস্ত্ৰ-স্বতাৱী সিংহলৰ পৰা সুকীয়া। পাকি-স্থানৰ মানত সাম্প্ৰদায়িকতাই বাজনীতি, তাৰ-

হাতে আববৰ বাজেন্টিয়েই দৰ্শনৈতি। এইদৰে পর্মালোচনা কৰিল দেখা যাব যে প্ৰতোক দেশ বা জাতিবে একেটা সুনীয়া সংস্কৃতিক ব্ৰহ্মিষ্ঠা আছে। দেশখন বা জাতিটো চেতন-মূৰ্খী শক্রিশ'ল' ৰে থাকে মানে সেই ব্ৰহ্মিষ্ঠাও বৈ থাকে। অসম দেশ বা অসমীয়া জাতিবে প্ৰমদৰণৰ সংস্কৃতিক সুনীয়াহ আছে। যুগ যুগ ধৰি সেই সুনীয়াহ বক্ষিত ৰে আছিছে।

'সংস্কৃতি' স'দ'বণতে দই বক্ষমে সিদ্ধ হয় - '১। বাহ্যিক ভ'ৱ, আ'ক (২) আভাস্তৰীণ-ভাবে। কোনো জাতিৰ ভ্ৰমামান জীৱন-যাত্ৰা, সাজ মজ্জা, বং-কপচ, আ'দৰ্শ-উচ্চ, সাম্প্ৰদায়িক গোড়ানি, সাম্রাজ্যবাদী মনোৰূপ আদি কিছু-কাল স্থায়ীভাৱে সুকীয়া ৰে থাকিলৈ সিও এক প্ৰকাৰ সংস্কৃতি হৈ পৰে; কিন্তু সেইয়া বাহ্যিক সংস্কৃতিহে (Objective Culture)। এই সংস্কৃতি সাময়িক, ই জাতিৰ বিকাশ-সাধনত হেছি সহায় নকৰে। জাতিটোৰ সাময়িক উত্তম কমি গলে অগ্ন্যাত্ম সংস্কৃতিৰ প্ৰভাৱত ইয়াৰ স্বকীয় সংস্কৃতিৰ গ্ৰিতিহাও লয় পাই আহে। প্ৰকৃততে চাৰৈল গলে আভাস্তৰীণ বা মানসিক সংস্কৃতিহে (Subjective Culture) আচল কথা। ই স্থায়ী, আৰু জাতিৰ সংজী-বন্ধী স্বৰূপ। কাৰণ, ই জাতিৰ মহান ভবিষ্যত প্ৰস্তুতিৰ প্ৰেৰণাৰ উৎস। মানসিক সংস্কৃতিৰ গত আউজিহে জাতি এটা প্ৰোজেক্ষন হৈ আৰু থাকিব পাৰে। প্ৰগতিশীল চিন্তাধাৰা আৰু মানসিক উৎকৰ্ণ জাতীয় সংস্কৃতিৰ প্ৰধান উপাদান। আমাৰ অসমীয়া সংস্কৃতিও মান-উপাদান। আমাৰ অসমীয়া সংস্কৃতিও মান-সিক সংস্কৃতিহে; ই স্থায়ী আৰু উজ্জ্বল। পৰ্বত-

পাহাৰ, নদী-নলা, মঠ - মন্দিৰেৰে সমাদৃত অসমত যুগ যুগ ধৰি বাস কৰি অহা ৰ'ভিৱ দৰ্শনী, ভিন ভিন ভাষা-ভাৰ্ষী, জাতি - জনজাতি ইআদি, সমস্ত জন-গণৰ একক বিশিষ্টতাবে ই গঢ়ি উঠিছে।

এইয়া ত'ল অসমীয়া সংস্কৃতিৰ আংশিক কথা। এতিয়া এই সংস্কৃতিৰ আধাৰত গতি উঠা অসমীয়া ভাষাৰ ওপৰত বুবঞ্জীয়ে 'অনার্ম' আখ্যা দিয়া জন-জাতি সমূহৰ প্ৰভাৱ কি দৰে সোমাই পৰিছে তাৰে চয় আলোচনা কৰি চোৱা যাওঁক :

খণ্ডীয় দশম-দ্বাদশ শতিকাৰ ভিতৰত আধুনিক ভাবতৰ প্ৰাদেশিক ভাষা সমূহে সুকীয়া গঢ় লৈ উঠে। এই কালছোৱাৰ ভিতৰতে অসমীয়া ভাষা প্ৰাচী মাগধী অপভ্ৰংশ ভাষাৰ পৰা উত্তৰ হয়। ঘাইক প্ৰাচী মাগধী অপভ্ৰংশৰ পৰা উত্তৰ হলেও ইয়াত পশ্চিম ভাবতৰ সৌৰসেনী প্ৰাকৃত, পৈশাচী প্ৰাকৃত, আনকি মাৰাঠী ভাষাৰ পৰশো ছুই কৰিব নোৱাৰিব। ইয়াৰ উপৰিও অসমৰ আদিম অনার্যাৰ থলুৱা ভাষাৰ প্ৰভৃত ব্ৰঙনি আছেই। মুঠতে আৰ্যা-অনার্যা, দেশী বিদেশীৰ সৌজন্যত অসমীয়া ভাষাই স্বকীয়তা লাভ কৰিছে। 'অনার্যা' কথাবাৰ বৰ্তমান জনজাতি সকলৰ পূৰ্বপুৰুষক বুবঞ্জীয়ে দিয়া আখ্যা মাথোন। অসমীয়া ভাষাৰ ওপৰত এই শান্তিৰ্যা সকলৰ প্ৰভাৱ অধিক। ডঃ বাণীকান্ত কাকতিদেৱে এই সম্পর্কে তেখেতৰ ভাষা-তত্ত্বজ্ঞক গ্ৰন্থত যথাযুক্ত আলোচনা কৰিছে<sup>৪)</sup>। অনার্যা ভাষাৰ পৰা ধাৰে লোৱা

শব্দ সমূহক তেখেতে তিনি শ্রেণীত ভগাই দেখুবাইছে—(১) অট্টো-এচিয়াটিক, (২) তীব্রত-বশ্মী, (৩) থাই বা টাই ভাষা গোষ্ঠী। অট্টো-এচিয়াটিক বা অস্ত্রিক ভাষার মন্ত্রের গোষ্ঠীৰ শাখা হৈছে—(ক) থাছি (খ) কোল, আৰু (গ) মালয়। তীব্রত-বশ্মীৰ প্ৰধান শাখা বড়ো ভাষা, আৰু থাই ভাষার এটি শাখা হৈছে আহোম ভাষা।

[১] (ক) থাছি ভাষাৰ পৰা অহা শব্দ—কাৰো, কিংখাপ, খং ডিঙ্গা, ডং হেনো, জাপা, জঞ্জাল, জঙ্গ, চোকোৰা, টকনা, নোদোকা, ভুব, সালমন সংজ্ঞাত ইত্যাদি।

(খ) কোল বা মুণ্ডুৰীৰ লগত সামঞ্জস্য থকা শব্দ—আটোম-টেকাবি, কুবি, ভদুৱা, ডদুৱা, জুনা, লাটুম, মুগা, চিকবা, আৰ্টুকুৰীয়া চফল, মুগা, মাইকী ইত্যাদি।

(গ) মালয় ভাষাৰ পৰা অহা শব্দ—বগা, বোকা, বেজবেজ, বিলাক, বুটী আচুস্তুলাওপানী, গেবেকনি, জহামান, গাহবি, বাট, বাক, সেপ ইত্যাদি।

ইয়াৰ উপৰিও অসমৰ বহুত ঠাই আৰু নেব নাম অস্ত্রিক ভাষাৰ প্ৰভৱত গঠি উঠিছে; যেনে—কামাখ্যা বা কামাক্ষী, কামক, কামকু, কামতা, হাকপেশৰ, দৰং, তিলাও (পিহলৈ লোহিত বা লুইত), কৰতোৱা, টিহ, তিপাম, দিহং, দিবং, দিচাং ইত্যাদি।

(৫) Assamese Grammar and Origin of the Assamese Language, b  
K. R. Medhi, Intro. II

(৬) অসমীয়া ভাষাৰ গৌলিক বিচাৰ—দেৱানন্দ ভৰালি, পৃঃ ২২০—২২১।

বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত শুকীয়া অৰ্থবাচক শব্দ ‘ককই’ আৰু ‘ভাই’ শব্দ ছটি অস্ত্রিক ভাষাৰ দাম। আপা (মুণ্ডুৰী অঘু, গবিয়া—হংসা), দামা (চঞ্চল/থৰিয়া ভাষাত), বাই (গেণ্ট/কেকা ভাষাত) আৰু কেতবেৰ সংস্কৰণক শব্দৰ মূল অস্ত্রিক ভাষা। অট্টো এচিয়াটিক ভাষাত ‘ভৃতকালত’-ল তিনি যোগ দিয়া ইয়। যেনে—খাছি ভাষাত—

বৰ্তমান কাল	ভৃত কাল
উ লেইটি, (সি দায়)	উ ল লেইটি, (সি গ'ল)

মুণ্ডুচঙ্গৰ ভবি—অনিন টিংএ (সি মাৰে) অনিন টিদলে (সি মাৰিলে)। অসমীয়া ভাষাত অসমীয়া বাকা গঠন বীতিটো মুণ্ডু ভাষাৰ শুদ্ধ প্ৰভাৱ অহুমান কৰিব পাৰি অসমীয়া ভাষাত ‘ঘি-সি,’ ঘিটো-সেইটো’ ইত্যাদি যুটীয়া সৰ্বনাম প্ৰয়োগ নকৰি দুয়োটিবে ঠাইত কৃদষ্ট বিশেষ বাৱহাৰ কৰা বীতি বেচি; যেনে—মই আনিলৈ কোৱা বস্তুটো সি নানিলে। কিন্তু প্ৰায় আৰ্থি ভাষাত এই বাকাব কপি দেখা যায়—মই ঘি বস্তু আনিলৈ কৈছিলৈ। সেই বস্তু সি নানিলে। বাংলাৰ বাকা—আমি গুকে যে জিনিষটা তাৰতে বলেছিলাম, সেও জিনিষটা আনল না।

অস্ত্রিক ভাষাৰ কিছুমান ধ'ক-গুল ভাষা পৰিবৰ্ণনৰ ধাৰা অনুযায়ী অসমীয়া ভাষাত সোনাই পৰিছে। ডং কাকতিৰ ভাষা-ত পুঁথিৰ পৰা তাৰে কিছুমান উন্নত কৰা হ'ল, ✓ খম (Close the fist) > (অসমীয়া ধ'ক)

✓ খামোচ > (অসমীয়া ক্রিয়া) খামোচ, খামোচ মাবি ধৰা। ✓ ক্ল (VKma) > (অসমীয়া ধাতু) V কমা (= wander about aimlessly; rare use in Assamese in this sense)। বিল (to spread, to distribute) > (অসমীয়া ধাতু) V বিলা > অস ক্রিয়া, বিলা, বিলোৱা। ✓ ভকুৰ (low growl or moon) > অস. ধাতু ভকুৰ, to moan lowly; parallel root ।' গুজৰ: সক ডাঁৰে জন্মৰ ফেত্তে ছফুৰ, খাটে আক সক জন্ম বিশেষৰ ফেত্তে ভকুৰ, প্ৰযোজা; যেনে—হাপাই ভকুৰিছে। ▷ ক্রিয়া—ভকুৰা। ✓ প্ৰোৰ (lie down on the belly) > অস. ধাতু ।' উৰ > ক্রিয়া—উৰুৱা। ইতাদি ইতাদি।

[২] তীব্রত বন্ধী শাখাৰ ভিতৰত বড়ো-কছাৰীসকল বৰ শক্তিশালী জাঁও আছিল। তেওঁলোকে অসমৰ বিভিন্ন ঠাইত বাজা পাতি লোক শাসন কৰিছিল। তসমৰ উত্তৰ পূব সীমান্তৰ পৰা পশ্চিমে উত্তৰ বঙ্গ পৰ্যন্ত তেওঁ-লোকৰ বাজ্য বিস্তৃত আছিল। বামাযণ, মহাভাৰত, পুৰাণ, উপ-পুৰাণ, আক রিবিধ তত্ত্ব শাস্ত্ৰত এওঁলোকক কিবাত, ছেছ আক অচু বুলি জনা যয় অসমৰ আদিম সিন্দা সকলৰ ভিতৰত এওঁলোকৰ সংখ্যাই সবচ। সেয়েহে, এসময়ত এওঁলোকে প্ৰায় সমগ্ৰ অসম বাজ্য দখল কৰি কোছ, কছাৰী চুটীয়া, মৰাণ, ঘটক, ত্ৰিপুৰা আদি এই শাখাৰ অন্তৰ্ভুক্ত জাতিবোৰে নিজ নিজ জাতিৰ নামেৰে বাজ্য পাতিছিল। কছাৰী বজা মহামানিক্য,

চচেম্ফা, ভীমবল, কোছ বজা—নৰনাৰায়ণ, চিলাৰায়, লক্ষ্মীনাৰায়ণ, চুটীয়া বজা—বহুবজ, ধীৰ নাৰায়ণ, নীতিপাল ইত্যাদি কেৰাজনো বজাই বাজহ কৰিছিল। মহ বঙ্গ দানৱ, সম্বৰ-সুৰ, বহুসুৰ, ঘটক কিবাত, নৰকাসুৰ, ভগদন্ত আদি পৌৰাণিক বজা সকল অসমৰ তীব্রত বন্ধী জাতিৰ প্ৰথ্যাত প্ৰতিনিধি। পিছলৈ এওঁলোক অৰ্ধা সংহতিত সোমাই আৰ্যা-হিন্দু হৈ পৰে। এওঁলোকৰ সংখ্যাগবিষ্টতা, বিস্তৃত সেতি, বজকীয় ওভাৰ আক সংস্কৃতিক বৈচিত্ৰ্য অসমীয়া ভাষা—সংস্কৃতিৰ ভালেখিনি সৌষ্ঠৱ বৰ্দ্ধন কৰে। সামাজিক সৌহার্দ্য আক অৰ্থ-নৈতিক বিনিময়ৰ ফলত বহুতো বড়ো ভাষাৰ শব্দ অসমীয়াত সোমাই পৰে। যুগ যুগ ধৰি চলা আদান-প্ৰদানৰ কাৰণে কিছুমান বড়ো-শব্দ মূলৰ পৰা আতিৰি আহি অসমীয়া ভাষাৰ দ্বকায়ণ পৰিগ্ৰহ কৰিছে। বড়ো ভাষাৰ পৰা অহা শব্দ—আইনা, আও, আংনি, আজাৰ (বেগোৰ আজাৰ), আদৰ, আবুৰ, আৱা, আল্গা, আলি, উদাঁ, ওজা, গাজা, গাই, চেৰেঢা, জোঁ জথলা, চাঁ, বোল্দা, বিজলুৱা, ডাউক, চেন্হা, চেংগা, মইহাঁ, হাফলু ইত্যাদি। অসমীয়াত প্ৰচলিত বড়ো ভাষাৰ ঘৰীয়া শব্দ—আদল-বদল, আইলা-জাই। ▷ অ উল- জাউল, আখোলি - ফাখোলি > অথালি - পথালি, আলাই - আখান, আলা - কালা, আলাই - জাৰে, আলাঁ - ফালাঁ, ইথান - মিথান, ইনাই - বিনাই, উলা - মালা, উল্টা - পাল্টা, খপ - জপ, দগ - মগ, ধুম - ধাম, লাঁ - দাঁ ইত্যাদি ধৰন্তাত্মক শব্দ (Onomatopoetic) টিক্টিক, বুৰ - বুৰ, মেও মেও, ৰৌ ৰৌ, খেঁ

থেঁ, হম্ হম্, উচ্চ উচ্চ ইত্যাদি । বড়ো-মূলৰ পৰা অসমীয়ালৈ অহা ক্ৰিয়াৰ ধাতু - V চেলেক্, V গম্, V জিবা, V বেপ্, V আগচ্, V চেপ্ ।। ঘৌণিক ক্ৰিয়া—খাম-বাক্, গবা-মাৰ্, বিব-দি, থনামূৰি-মাৰ্, লেট পেট-হ, লেব্ লেব্ কৰ ইত্যাদি । বড়ো-মূলৰ (Bodo origin) গঠনমূলক প্ৰত্যয়—বড়ো ভাষাত -m প্ৰত্যয়টো বহন, শকত, ডাঙৰ বা শক্তিশালী আদি অৰ্থ বুজোৱা ক্ষেত্ৰত সাধাৰণতে বারহাৰ হয়; যেনে—মোঠাম =উদ, লোধোমা, জনম, লেহেম, পেথম ইত্যাদি । আকো, পাতল, কম, সক বা কম শক্তিশালী আদি অৰ্থ বুজোৱাৰ ক্ষেত্ৰত —ছ, চ বা চ প্ৰত্যয় প্ৰয়োগ কৰা দেখা যায়, যেনে—শেঁচা=শচা পছ, গামচা, =সক খুতি কাপোৰ, গোছ! =ভুই গোছা, কালচা=অলপ ক'লা বগচা=অলপ বগা, বাংচা=অলপ বঙা, তামচা ইত্যাদি । —চিয়া বা - চীয়া প্ৰত্যয় বড়ো ভাষাৰ পৰা অহা; উদাহৰণ—অলচিয়া (আলস্য), দঁহেচীয়া, খৰচীয়া, লচকীয়া ইত্যাদি । বড়ো ভাষাত ‘—বা’ বুলি এটি প্ৰত্যয় আছে । পুৰণি অসমীয়াত (কন্দলী বামায়ন) ইয়াৰ ব্যৱহাৰ পোৱা যায়; যেনে—কৰিণীৰ, থাকিৰাৰ, মাৰিণী ইত্যাদি । অন্যান্য প্ৰত্যয়—‘ই’ প্ৰত্যয় যেনে—চালাক্ত+—ই=চালাকি (চতুৰালি), গুড়ি— গুদালগুড়ি, ধূপগুড়ি, পাথী গুড়ি । মাথা (Standard Assamese মথা) -ই এটি বহুচনান্ত প্ৰত্যয়—গেজেৰ

মাথা, লৰা মাথা । বাৰী—ই এটি তক্ষিত প্ৰত্যয়, ছুবি থকা অৰ্থত প্ৰয়োগ হয়; যেনে— নলবাৰী, বগুৰীবাৰী, সৰ্দেবাৰী । বড়ো ভাষাত পনী বুজোৱা সমাদৃক শব্দ হৈতে দি বা তি আক দৈ বা দৈ । অৰ্থ-বৃহৎপত্ৰিৰ পিনৰ পৰা চাই ডঃ কাকতিয়ে এটি দি আক দৈ উপসৰ্ব বা পৰমৰ্গ হিচাপে বহি অসমৰ কেতোৰ নৈবে নাম সৃষ্টি হোৱা বুলি কৰ; উদাহৰণ—দহিং, দিংং, ডিক্ৰ, ডিগৈব, ভোগ-দে, মঙ্গল-দে, ইত্যাদি । কেতোৰ নিন্দিষ্টবোধক প্ৰত্যয় বড়ো ভাষাৰ পৰা আহি অসমীয়াত সোমাইছে ।

ওপৰত আলোচনা কৰা কপতন (Morphology) আক শব্দ-সন্তুষ্টাবত (Locables) বাহিৰেও ধৰনি তত্ত্ব (Phonology) ক্ষেত্ৰত বড়ো ভাষাই অসমীয়া ভাষাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয় । বিশেষক নামনি অসমত ইয়াৰ প্ৰভাৱ বেছি ।

অসমীয়া ভাষাত খাটি দন্ত্যাৰ্থ ধৰনি (Pure dental sound) আক মূৰ্দ্দনা-বৰ্ণ-ধৰনি (Pure cereral sound) উচ্চাবিত নহয় । তাৰ সলনি দন্তাশুলীয় ধৰনিচে (Alveolar sound) উচ্চাবিত হয় । ডঃ গ্ৰীফাঁচন চাহাবে ইয়াৰ কাৰণটো তীব্রত-বৰ্ণী ভাষাৰ প্ৰভাৱ বুলি কৈছে । তীব্রত-বৰ্ণী ভাষাত দন্ত্য বাঞ্জন বৰ্ণবোৰ ইংৰাজী ভাষাৰ অৰ্দ্ধ মূৰ্দ্দন ধৰনিৰ দৰে উচ্চাবিত হয় । অসমীয়া তানবা-

(৭) ডঃ কাকতিৰ “Ass Its Formation & Development”ৰ বাহিৰেও শ্ৰীবাবেন্দ্ৰ অভিধান” (প্ৰথম তাৰিখ ১৯৬২) নামৰ পুঁথি লাল নার্জিবীৰ দ্বাৰা সংকলিত “বড়ো অসমীয়া বড়ো ভাষাৰ চুক্তিকে প্ৰাসঙ্গিক ব্যাকৰণ আৰু শব্দ-সন্তুষ্ট সন্নিবিষ্ট কৰা হৈছে ।

বর্ণবাচন প্রকৃত খনি উচ্চাবিত নোহোৱাৰ মূলতে হচ্ছে তদ্বত-বস্তুৰ প্ৰভাৱ।

অসমীয়া স্বামূলতাৰ ( Stress-accent ) ক্ষেত্ৰত বড়ো-ভাষাৰ প্ৰভাৱ মন কৰিব লগীয়া। বিশেষজ্ঞ পশ্চিম অসমীয়াতে ( Western Assamese ) ইঘৰে প্ৰভাৱ দিবাজমান। ৩ সমীয়াত সুব'চ'ৰ অস্তু অক্ষণবৰ আগৰ অক্ষণবৎ স্বামূলতাৰ পৰাব নিয়ন্ত। তৎকে Penultimate Stress System ৰেখা হয়। যেনেঃ—চোতাল ? : Cotal ), কামোৰণি ( Kamorani ) কিন্তু পশ্চিম অসমীয়াত বা কামুকপী উপভাষাত বড়োৰ স্বামূলতাৰ দৰে শব্দৰ আদি অক্ষণত হেস্টস্বামূলতাৰ” পৰে ( initial stress )। Anderson চাহাবে “বঙালী ভাষাৰ খনি আৰু স্বামূলতাৰ” ( Accenti and prosody in Bengali ) প্ৰসঙ্গত কৈছে যে বঙালী ভাষাৰ ওপৰত তীব্ৰত-বস্তুৰ ভাষাৰ প্ৰভাৱ পৰা কাৰণেই খুব সন্তুৰ initial stress system বক্ষিত হ'ল। কামুকপী উপভাষাতো ‘নে সন্তুৱনা বিত্তমান ৮। ভৌগোলিক অৱস্থাৰ পৰা জনা যায়—বড়ো-কছাৰা লোক সকল নেপালৰ দক্ষিণ-পূৰ্বাঞ্চল, হিমাঙ্গৰ দাঁতি কাৰ, পূৰ্ব বস্তু, গোৱালপাৰা আৰু কামুকপ অঞ্চল জুৰি আহে। এই বিবাটি ভূখণ্ডত অৰ্থ-নৈতিক আৰু সাংস্কৃতিক সংগ্ৰামত আৰ্য্য সংজৰ বেগত এওঁলোকৰ স্বাভাৱিক মি঳ন ঘটিছিল। বিশেষতঃ এই অঞ্চলত প্ৰাচীন কালৰ পৰাই দানৱ-অস্তু, কোছ কছাৰী আদি কৰিবাত জাতীয় ৰঞ্জাই বহু বহু ধৰি ৰাজহ

কৰাৰ ফলত আৰু সিবিলাকৰ বাজ দৰবাৰক কেন্দ্ৰ কৰি তাৰিক সংস্কৃতি, তাৰিক সাহিত্য, আৰু বৈঞ্চিৰ সাঠিত্য আৰু বৈঞ্চিৰ সাহিত্যৰ চৰ্চা হোৱাৰ ফলত স্বাভাৱিগতে বড়ো ভাষাৰ ধৰণাবৰুক প্ৰভাৱ নামনি অসমৰ ভাষাত পৰিল। সংস্কৃত ভাষাত থকা শ. ষ, স, উম্ব বৰ্ণ তিনিটা আদাই × স উচ্চাবণ কৰে; কিন্তু বড়ো কছাৰীয়ে ‘চ’ বা পাতল ‘থ’ৰ দৰেহে উচ্চাবণ কৰে। যেনে—বড়ো—শশ, স’থ, শেৰ > ত্ৰনাময়ে চেৰ, চিথি, চেখ ইত্যাদি। গোৱাঃপাৰা আৰু কামুকপী ভাষাত সেইবোৰৰ খনি-বিশিষ্টতা হ'ল—শহী, স’থি, শেখ, চেখ, চেৰ। বড়ো ভাষাৰ প্ৰভাৱতে অসমীয়া ভাষাত অল্প-প্ৰাণ বৰ্ণ মহাপ্ৰাণ বৰ্ণত পৰিণত হয়; বিশেষকৈ নামনি অসমত এই বিশিষ্টতা বিদ্যমান। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হ'লঃ—

মান বিশিষ্ট	বড়ো-প্ৰভাৱপন্ন নামনিৰ অসমীয়া
অসমীয়া	জাখে ( ক > থ; এবিধ মাছ ধৰা সৰঞ্জাম )
জাকৈ	শিখো, শিখু ( ক > থ )
শিকো	শুখনা ( ক > থ )
শুকান	ভথ, ভুখ ক > থ )
ভোক	সাথোৰ ( ত > থ )
সাতোৰ	শিথান ( ত > থ )
শিতান	কেথেন : ত > থ ; চিহ্ন বৰপেটা অঞ্চলৰ প্ৰচলিত )
কেতয়া	থেটেলা, ঠেঁটলা
থেটেলা, ঠেঁটলা	থেঁলা ( ট > ঠ )

উট

উড়, ব, উদ্দ (চৰাই)

(ট&gt;ড, দ)

ভাটি (ট&gt;ঠ)

ফোকলা, ফক্লা

(প&gt;ফ)

শিকা (প&gt;ফ)

ইতাদি।

পাতান

ফাচান (প&gt;ফ)

আধুনিক অসমীয়াত দেখা যায় যে শ, ষ, স উৎ বর্ণ তিনিটি শব্দের মধ্য আক অস্ত্র স্থানত বহিলে কেতিয়াবা চ, থ আক হ-ধনি শুনা যায়, যেনেঃ—শেখ, শেহ, চেচ। খিয> বিথি,। নিশা> নিখি। উশাহ> উখাহ। উৎসাহ> উচাহ। উদাস> উদাথ। বিধাস> বিচাথ; ইতাদি। সংস্কৃত উৎবর্গবোৰ আধুনিক ভাবতীয় ভাষাত যদিও স্থান বিশেষে 'চ', 'হ' বা পাতল 'থ'-ৰ দৰে উচ্চাবিত হয়, তথাপি কামকণী ভাষাত উৎবর্গ সমূহৰ ধনি-ধীতি কিছু স্থূলীয়া বিধি। এনে ধনি-ধীতি তীব্রত বৰ্জনী প্ৰভাৱ ফল বৃলি কৰ পাৰি। স্বৰ-ভৰ্তি, শব্দসংজ্ঞি, বৰ্ণ বিপর্যায়, স্বাগম আদিব ক্ষেত্ৰতো বড়ো ভাষাব প্ৰভাৱ আছে। শ্ৰীয়াছ'ন চাহাৰৰ মতে স্বতঃফুৰ্তি অস্থনাসিক ধনিত (Spontaneous Nasalization) তীব্রত বৰ্জনী প্ৰভাৱ অস্থমান হয়।

বড়ো ভাষাই অকল আধুনিক অসমীয়াৰ উপৰতেই প্ৰভাৱ পেলোৱা নাই, আনকি সংস্কৃত ভাষাতো টয়াৰ চাপ পৰিচে। বিশেষতঃ কেতবোৰ ঠাইৰ নাম, নদীৰ নাম আক দেৱ-

(১) বড়ো-কছাৰী সংস্কৃতিৰ কিঞ্চিৎ ভাষাস।

দেবীৰ নাম-প্ৰসঙ্গত অৰ্থা-সংস্কৃত ভাষাই বড়ো মূলৰ পৰা ধাৰ কৰি লৈছে। উদা-হৰণ শব্দপে প্ৰাগজ্যোতিষ, কামকপ, ডিমাপুৰ তেজপুৰ, নৈলাচল, বৃক্ষপুৰ, বৰ্তুল, নামদাৰি, কামাখ্যা, উমানন্দ আদিব নাম উৎপৰে কৰিব পাৰি। যদিও ডঃ কাকতীয়ে প্ৰাগজ্যোতিষ, কামকপ আৰু কামাখ্যা শব্দ তিৰিয়া অস্তিক শব্দ বৃলি কৈছে, তথাপি প্ৰাচীন বাসিন্দা, বাসন্তামুৰ প্ৰাচীনত আৰু দৃঢ়ীয় সংস্কৃতিৰ ঐতিহা অনুপাতে উপৰত উৎপৰে দৰা শব্দ-বোৰৰ মূল বড়ো ভাষা বৃলি কৰ পাৰি। কাবণ, কামকণ, ডিমাপুৰ আৰু তেজপুৰ অঞ্চলত মঙ্গোলীয় জাতিৰ বাজুৰ প্ৰাক-পৌরোহিতিক যুগৰ পৰাই আছিল; বৰ্তমানেও এইবোৰ অঞ্চলত বড়ো কছাৰী লোকৰ সংখ্যা সৰহ। তেওঁলোক চিকাৰী, নদী-প্ৰিয় আৰু কৃষিজীবি জাতি। পিচলৈ আৰ্যাসকল অসৱত সোমাই এই মঙ্গোলীয় শোকৰ দ্বাৰা কিছুপৰিমাণে প্ৰভাৱাবিত হোৱা স্বাভাৱিক কথা। এই দৃষ্টিভঙ্গীৰে চালে শ্ৰীদৃপা বাম বস্ত্ৰতাৰীয়ে তঙ্গী পুথিত <sup>১</sup> আলোচনা কৰা কথা কেইটি মন দৰিদ্ৰ লগীয়া। যেনেঃ—সংস্কৃত শব্দ প্ৰাগজ্যোতিষপুঁ  
ৰ বা প্ৰাগজ্যোতিষ এ বড়ো শব্দ 'ফাগ, জংথি' & ফাগা জংথি > ফুব্গা জংথি। বড়ো-কছাৰী ভাষাত ফুব্গা জংথিপুৰ' মানে হল গহলতা ফুল পাতেবে সমাদৃত গলয়া কিবণেবে হোতি ফুত এখনি বৰমনীয় ঠাই। বড়ো ভাষাত 'পুৰ'ৰ অৰ্থ-বাজু বা স্থান। বড়ো কছাৰী সকনে পৰম ব্ৰহ্মাক চৌৰাই বোলে। চৌৰাই দেৱতাই ফুব্গা জংথিপুৰত চৌৰৈবে দেৱীৰ স্বজন কৰিলে আৰু মনৰ আনন্দতে নিঝে

স্থিতি কৰা সৌন্দর্যবাজিক দেখুৱাৰ খুজিলে; কিন্তু চৌপুৰৈৰ সহচৰী 'লুৰা-লুবিনী'ৰ কোপ-দৃষ্টি পৰি মেই সৌন্দর্যবাজি পুৰি ভৱীভূত হ'ল। পোৰা বা জলি ঘোৱাক বড়ো ভাষাত 'খাম্ক' বোলে; মূল ✓ খাম = পুৰি যা। ওপৰোক প্ৰদামতে প্ৰাগজোতিষপুৰ থন 'খাম্ক' হৈ ঘোৱাত অৰ্থাৎ ইয়াৰ সৌন্দৰ্য ম্লান হোৱাত চৌপুৰ (নানানবে ধৈৰোৱাই) মৰ্মাহত হ'ল। তেওঁয়া চৌপুৰে নামাহৰে ধৈৰোৱাবে ) দেৱী গণকী 'খাম মাইথা' অৰ্থাৎ দ্বয়ং জন্মদাতুলৈ কপালুৰিত হ'ল, আৰু ধৈৰোৱাইয়ো দিনকপী পুকুৰ হ'ল; শেষত দুয়োবো মিলনত ঠাইগন আৰ্কো-সঞ্জীৱিত হৈ উঠিল; আৰু ই খাম্কৰ (খাম্ক+উৰ) নাম পালে। এই খাম্কৰ শব্দৰ পিছত সংস্কৃত কামকপ শব্দত পৰিণত হ'ল। বড়ো ভাষাত আদি স্পৰ্শ বৰ্ণ মহাহ'ল। বড়ো ভাষাত আৰ্য ভাষাত অঞ্চলপ্রাণ বৰ্ণ হৈ পৰা দেখা যায়। যেন —

বড়ো  
খাম্কৰ  
খামু  
ফ'বমান

আৰ্য ভাষা  
কামোৰণি  
তালু  
অঞ্চল

সেইদৰে খাম্মাইথা > খামাইথা > কামাথ্যা;  
ইত্যাদি, আৰ্কো, নিচুং+আচল> নীচুম +আচল  
> ন চুমাচল > \*নীলম +আচল > নীলাচল  
বল্লমনুথৰ > বৰহমপুতৰ > ব্ৰহ্মপুত্ৰ। ইত্যাদি,  
ইত্যাদি।

[৩] অসমীয়া ভাষাক অভাৱাস্থিত কৰা  
তৃতীয় স্তৰৰ অনৰ্য ভাষা-গোষ্ঠী হ'ল টাই  
ভাষা। অসমলৈ অছা টাই গোষ্ঠীৰ প্ৰধান শাখা

হ'ল আহোম সকল। খৃষ্টীয় ১২২৮ চনত চুকাকাৰ মেত্ৰহত আহোম সকল আহি উজনি অঞ্চলত বাজৰ আৰম্ভ কৰে খামটি আৰু ফাকিয়াল সকল এঙ্গেলোকৰ সমগোত্ৰীয় লোক। আহোম সকলে নিজৰ ভাষা আৰু সাংস্কৃতিক গোড়ামি তাগ কৰি অসমীয়া সমাজত মাটে-কথাই মিলিপৰে কিন্তু বড়ো-কছাৰী সকলে অসমৰ ইয়ুৰৰ পৰা সিমূৰলৈ গাৰেং ছু.গ্ৰঁ, পৰ্বতে-ভৈয়ানে বিস্তৃত হোৱাৰ দৰে আহোম সকলে সদৌ অসম বিয়পি পৰা নাছিল, বৰঞ্চ উজনি অসমতহে প্ৰভুত্ব বিস্তাৰ কৰিছিল। প্ৰায় ছশ বছৰ বাজৰ কৰাৰ ফলত অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰেৰণ আহোম-ভাষা সংস্কৃতিৰ এক স্বাভাৱিক প্ৰতাৰ পৰিছিল। শাক্ত সাহিত্য বচনা, অসমীয়া ভাষাত বুৰঞ্জী প্ৰণয়ণ, ব্যৱহাৰিক জ্ঞানৰ পুথি বচনা, স্থাপতা-ভাস্কৰ্য আৰু শুকুমাৰ কলা আদিৰ চৰ্চাত আহোম বজা থখা বাজ বিয়য়া সকলে পৃষ্ঠপোষকতা কৰিছিল। তাৰোপৰি আহোমসকলৰ পূৰ্বৰ থলুৱা বাসিন্দাৰ লগত সাংস্কৃতিক বিনিময় ঘটিছিল। কাজেই আহোম ভাষাৰ বিবিধ শব্দ অসমীয়াত সোমাই পৰিছিল। সেইদৰে ৰূপতত্ত্ব (Morphology) আৰু ৰুনি-তত্ত্বই (Phonology) প্ৰতাৰ নেপেলোৱাক থকা নাছিল।

আহোম ভাষাৰ পৰা অহা শব্দ কিছুমান হ'ল - টং, পোখা, ফান ফাউ, কেৰু, জান, জিন, বুৰঞ্জী, বংসৰ, কাৰেং, জেকা, ফেটা, ঠোঞ্জা, থাপ, লাং, হাই, ডোঞ্জা, মিট, ফাক, ডাং, দা, ফাঁই (খং), ফঁই (জৰী), বাপ, লাও, হিল, চকলং, ফুকন ইত্যাদি।

অস্ত্ৰিক ভাষাৰ দৰে আহোম ভাষাতো বয়স, সম্পর্ক আৰু কাম কাজ অনুসৰি কিছুমান

সম্ভব বাচক শব্দ আছে ; যেনে :- নিচাদেউ (জ্ঞেষ্ঠায়েক বা খুবায়েক), এপাদেউ (নিচাদেরেক বৈনৌয়েক), এনাইদেউ (আইতাক), পুখাও (ককাদেউতাক), আধাও (বুটীমাক), আপুটি (বাপুটি বা বোপাই), লিক্টো (চাকব-নাকব), চান্ডাং (শাস্তি দিঙ্তা), ববগোঁটাই (এজন উচ্চ বাজ বিষয়া) ইত্যাদি।

আহোম ভাষার টি বা তি উপসর্ব সংযোগত কেতবোৰ স্থানবাচক শব্দৰ স্ফটি হৈছে ; যেনে :- টিংখাং, টিবাপ, টিয়ক, টিপাম আদি। আহোম ভাষাত পানী বা নদীবাচক শব্দ হৈছে নাম ; ইয়াৰ সংযোগত হোঁঘা নদীবোৰ—নামডাং, নামকপ, নাম-জিন, নাম-ছাও আদি।

আহোম ভাষার ধাতু ✓ ছাম (পৰাজিত হ), ✓ খাম (লাগি থাক), ✓ টকাল, ✓ পুং মাৰ্ (পানী যোৱা স্বৰূপ বন্ধ কৰা), ✓ টং কব (মনো-যোগ ১), ✓ থাপ মাৰ, ✓ লাংখা (দীঘলদি পৰ) ইত্যাদি।

আহোম ভাষার পৰা অসমীয়াত সোমাই পৰা নির্দিষ্টবাচক প্রত্যয় (enclitic definitives)— টু, টা, টি, টো, খান, কণ আদি। আহোম ভাষ ত “টু” বহুল ব্যৱহৃত নির্দিষ্ট বাচক প্রত্যয় ; ই ঘাইকৈ ইতৰ শ্রেণীৰ পিছত বহে। যেনে :- ছুক-টো (চৰাইটো), হ-টু (গু-টো), চাং-টো (হাতীটো) ইত্যাদি ।<sup>১০</sup> কামকপী ভাষাত ই হৃবহুল ব্যৱহাৰ হয় কিন্তু উজনি অসমত টু > টো (টু > ও) হৈছে। বহুবচনান্ত প্রত্যয়— কি-টা, চাম ; উদাহৰণ মাছুচ কিটা, লৰা চাম। ‘মেন’ আৰু ‘নে’ অব্যয় শব্দ ছুটাৰ ব্যৱহাৰ

(১০) অসম সাহিত্য সভা পত্ৰিকা, দ্বাৰিংশ বছৰ

(১১)

আহোম আৰু অসমীয়া ভাষাত একে ; যেনে—‘কাৰে মাকা’ অৰ্থাৎ যমে ন মাকা ? যথোৎক প্রত্যয় (Pleonastic suffix);—তে, গৈ, তি, নি, শুন ইত্যাদি। উন্ডইণ— এতক্ষণে সহী খানিক এতিয়াও নড়া প্রভৃতি বোলে। এইবুলি তাৰপৰা হাতীদৰা পাখেণ্গ। তাৰপৰা তৈ পৰাইত বিবেন পালেছি (পুৰণি অসম বুৰঞ্জী, পৃষ্ঠা-১৩)।...তাৰ পাঁচে নড় গোতাগ্রে বৰাই নি যেনেং শাঁটা মূৰত হাতীদৰীয়া পাতি থলেনি (পুঃগৃহ্ণণ, পৃ ২৯)। পাঁচে, বোলে, এবে, আৰু আদি বিব'ম-চিন সূচক শব্দ-প্রয়োগ বীৰ্তও আহোম ভাষাব পৰাই অসমীয়া গদাত সোমোৱা বুলি অনুমন হয়। আহোম বুৰঞ্জীৰ গদাৰ ঠাঁচও অসমীয়া গদাত সোমাই পৰিছে : ইয়াৰ নমুনা তলত দাঙি ধৰা হ'ল —

(১) জিম-মু ফা টেক্ বিক্ প্লং খুন্লং খুন্লাই = অৰ্তাজতে চৰগ ফালি মাতি আনি নমাই পঠালে খুন্লংখুন লাইক। (২) চাও লুং ছুকাকা মা মুং ডুন = চাওলুং ছুকাকা আহি মুংডুন পালেছি। (৩) মুং বাম ক লুংছি পি জাউ = দেশ-খন অৰাজকত পৰিল চাৰি বংৰ ১১, ইত্যাদি। সাংঘিক ঘটনা লিপিবদ্ধ কৰা, চন—তাৰিখেৰে সততা দৃঢ় কৰা, চিঠি পত্ৰৰ দ্বাৰা বাজনৈতিক ভাবৰ আদান-প্ৰদান কৰা আদি আদৰ্শবোৰ অ হোম সকলৰ ধান।

টাই ভাষার অন্তত আহোমৰ সমপৰ্যায়ী দোৱনীয়া ভাষাৰ হই এটি লক্ষণো অসমীয়াৰ লগত

মিলে ; যেনে ক্রিয়া-বিশেষণ—এখন, তেখন যেখন যেমন, তেমন ইত্যাদি ।

টাই-আহোম, থাই-কাকীয়াল আদি ভাষা থাই-চীন শাখাৰ ( Thai-Chinese branch ) অন্তর্গত। টাই-চীন ভাষাৰ এক ঘনিষ্ঠ সম্পর্ক আছে। চীন ভাষাটো এটি শুবীয়া ভাষা (Tone language)। আহোম ভাষাতো এই শুবীয়া বৈশিষ্ট বিদ্যমান। আহোমসকল ত্রয়োদশ শতিকাব পৰা উজনি অসমৰ অসমীয়া সমাজৰ লগত হাড়ে-হিমজুৱে মিলি পৰাব ফলত উজনি অসমৰ ভাষাত শুবগত বৈশিষ্ট্য ( Intonation pattern ) বৰ্ণিত হৈছে। এই শুবীয়া বৈশিষ্ট্যটাই উজনি আৰু নামনি অসমৰ ভাষাৰ মাজত পাৰ্থক্য আনি দিচে ।

উজনি অসমৰ ভাষাত সংযোগ বাঞ্ছন বৰ্ণৰ ( voiced consonant ) সলনি অংশোষ বৰ্ণৰ ( unvoiced consonant ) প্ৰাধান্য দেেত ; এইয়া আহোম ভাষাৰ প্ৰভাৱৰ ফল। উদাহৰণ - গ > ক ; যেনে—( প্ৰাকৃত উগ > উদাহৰণ - গ > ক ; যেনে—( প্ৰাকৃত উগ > অসমীয়া উক্ ( উক্ দে ) )। ঝুৰ > ঝুকপ। গৱৰ > গপ। আহোম ভাষাত ‘ম’ বৰ্ণৰ সলনি ‘হ’ ধ্বনি উচ্চাবিত হয় ; যেনে—গোঁসাই > গোঁহাই। আহোম ভাষাত মধ্য-স্বৰৰ সলনি উচ্চ-স্বৰৰ প্ৰযোগ হয় ; যেনে টু ( নিৰ্দিষ্টবাচক প্ৰত্যয় ), চুমদেট। সেইদৰে আহোম প্ৰভাৱপন অসমীয়া শব্দ-ধ্বনি—হয় এ দোয়, কু এ বোয়, কুন এ কোন, ইত্যাদি ।

আহোম ভাষা অসমত থঃ : ত্রয়োদশ শতিকাব পৰা অষ্টাদশ শতিকালৈকে চলিছিল। যদিও পিছলৈ আহোম সকলে অসমীয়া ভাষায়

সংস্কৃতিকে গ্ৰহণ কৰিলে, তথাপি তেওঁলোকৰ ভাষা-সংস্কৃতিয়ে অসমায়াৰ ভালেখিনি পৰিপূৰ্ণ সাধন কৰিলে। আনকি এওঁলোকৰ প্ৰভাৱৰ কাৰণে পুৰণি কামৰূপ শ্ৰেণৰ নাম ‘অসম’ বুলি অভিহিত হ'ল। এই প্ৰসঙ্গত ডঃ কাকতিয়ে লিখিতে যে ‘শসন’ নামলৈ ১২১৮ খৃত অসমলৈ অছা আক্ৰমণকাৰী ঢান (Shan) সকলৰ লগত জড়িত। ঢান সহলে নিছকে টাইবুলি পৰিচয় দিচিল। পত'ল তেওঁলোকৰ প্ৰদেশৰ অধিবাসী পত'ল অংশোন, পত'ল, অসম বা আচম আধাৰ দিয়া হৈল। আৰু তেওঁলোকৰ প্ৰভাৱতেই এই প্ৰদেশৰ নামে অসম হৈ বল ।

অসমীয়া ভাষাৰ ঔপৰত তীব্ৰত-বৰ্মী, অষ্ট্ৰিক আৰু টাই-আহোম ভাষাৰ প্ৰভাৱ পৰাৰ উপৰিও দ্রাবিড় ভাষাৰ ছগা-চেৰেকা প্ৰভাৱে লাই কৰিব নোৱাৰিব। অষ্টাদশ শতিকাব আগত ভাগত দ্রাবিড় পৰিয়ালৰ লোক অসমৰ কোনো ঠাইৰ বাসিন্দা আছিল নে নাই জনা নাযায়। কিন্তু বৰ্তমানৰ উজনি অসমৰ চাহবাগিছাৰ বনুৱা সকলক নৃতাত্ত্বিক সকলে দ্রাবিড় গোষ্ঠীৰ লোক বুলি আলোচনা কৰিছে। মুঠতে ভাৰতৰ বিভিন্ন ঠাইৰ তুলনাত অসমত দ্রাবিড়ী লোকৰ সংখ্যা কৰ, আৰু ভাষা-সংস্কৃতিৰ প্ৰভাৱে নিচেই তাৰকৰ। থলুৱা ভাষাৰ ঔপৰত দেশস্থৰী ভাষাৰ প্ৰভাৱ পৰিবৰ্তন হলে দুয়োটা ভাষা-ভাষীৰ কেৰাটাও ক্ষেত্ৰত বিনিময় ঘটিব লাগে। এই প্ৰসঙ্গত Gray চাহাৰে লিখিছে— “Migrations, conquests, commerce, occupations of every sort, geography, religion, law,

intellectual level, and all associations and contacts with other people are reflected in language.<sup>১২</sup>" ডঃ গ্রীয়াচন্দ্র চাহাবৰ কথাবাবোঁ  
এই ক্ষেত্ৰত প্ৰণিধানযোগ্য—“It seems to  
be a general rule that a people  
which invades a foreign country,  
to some degree adopts the pro-  
nunciation of its new home, partly  
as a result of the influence  
of the climate, and partly also  
on account of the intermixture  
with the old inhabitants.<sup>১৩</sup>” মুঠতে  
ভাৰতীয় আৰ্য ভাষাৰ উপৰত দ্বাবিড়ী ভাষাৰ  
প্ৰভাৱ বিবাজমান। ডঃ গ্রীয়াচন্দ্র চাহাবে  
উদাহৰণ সহ দেখুৱাইছে যে ‘শিৰ’ শব্দটো  
দ্বাবিড়ী শব্দ। খণ্ডবেদত এই দেৱতাক ‘কদ্র’  
বুলি জনা যায়, কিন্তু দ্বাবিড়ী প্ৰভাৱত পৰি  
এওঁ ‘শিৰ’ বুলিছে বহল প্ৰচাৰিত হল।

অসমত দ্বাবিড় গোষ্ঠীৰ অন্তৰ্ভুক্ত তামিল,  
তেলেঙ্গ, কানাড়ী, কুকুখ, গোঞ্জী, কুন্টী  
আদি ভাষাবোৰৰ যৎসামান্য প্ৰভাৱ আছে।  
বৰ্তমান অসমৰ চাহবাগিহা; পি, ড্ৰিন্ট-ডি বিভাগ,  
বাক আৰু জলসিঙ্গন বিভাগ, ঘৰ-নিৰ্মাণ কাৰ্যা  
আৰু বিভিন্ন কৰ্মসূচনত দ্বাবিড় লোকৰ সংখ্যা  
বাঢ়িছে। ডঃ গ্রীয়াচন্দ্র চাহাবে খঃ ১৯০১ চনৰ  
চেন্সোচ মতে অসমত থকা দ্বাবিড়ী লোকৰ হিছাব  
এটি তেখেতৰ “Linguistic Survey of

India, Vol-IV.” গ্ৰন্থত দাও ধৰিবলৈ। তাৰ  
ভিতৰত কুন্ট (Kui) আৰু কুকুখ (Kurukh)  
ভাষা-ভাষীৰ সংখ্যাই সৰহ। ১৯০১ ইঁ চনৰ  
চেন্সোচ মতে অসমত দ্বাবিড়ী লোকৰ সংখ্যা  
তালিকা ডঃ গ্রীয়াচন্দ্র চাহাবে গ্ৰন্থৰ পৰা উক্ত  
কৰা হল :—

চাহবাগিহাত কুন্ট ভাষা-ভাষীৰ সংখ্যা—

ছিলেট—	২১০
দৰং	৮
শিৱসাগৰ	১০,৩৩৯
লক্ষ্মীমপুৰ	১,২৭৮
	মুঠ ১১,৮২৭

কুকুখ ভাষা-ভাষীৰ সংখ্যা—

কাছাৰ উপতাকা	১,২৫১
কামৰূপ	২০০
দৰং	১,৯০০
নগাঁও	৮৭৫
শিৱসাগৰ	১,৮৫০
লক্ষ্মীমপুৰ	৩,১৫০
	মুঠ ৮,৮২৬

তেলেঙ্গ ভাষা-ভাষী

তামিল	৫,২৫৯
গোঞ্জী	২,৪৯৭
মৰীঝা	১,৯৮৯
কানাড়ী	১২৭
	৩

অসমীয়াত সোমাই পৰা দ্বাবিড়ী শব্দ  
কিছুমান হল—নীৰ (পানী), কপাহ, নীল (ওখ

(১২) Foundations of Language, P— I29

(১৩) Linguistic Survey of India, Vol.—IV, P—279.

## আলোচনা

অর্থত), ছুবি, পদু ইত্যাদি। তামিল শব্দ—  
আই(বনস্তু, small-pox), অটে, কুলি (বংশী),  
কেবেয়া (ভাঙ্গা), নিচা (বাঁগ), পগলি, পৰ  
(সময় অর্থত), ওব, ক'জেট (ব., jest), দবঙ্গনি  
(চ'হা)। তেলেঙ্গ শব্দ—চিনা (সক অর্থত  
যেনে—চিনা জ্ঞেক) ১৩। গোষ্ঠী শব্দ—অকাল,  
আকাল (দুঁচুক্ষ), সব (সকলো), প'প, বাজা  
(music)> বাজন, পিটি (সক জনক সম্মেধন) র্থে  
ব্যৱহাৰ কৰা শব্দ), আক, এবে ইত্যাদি।  
কোলাম্বী উপভাষাৰ (Kolami dialect) শব্দ—বালা(পুত্ৰ), ব'প (পিতা)। কানাড়ী ভাষাত  
প্রচলিত শব্দ পৈশা বা পইশা > পইচা (টকা  
অর্থত), ছানা (সক জন, the younger), বাবা  
(পিতৃ) আপ (নির্দিষ্টকৈ পিতৃক বুজোৱা অর্থত,  
the father), পাপ, চাকৰ, জমা (-জমি) দূৰ,দয়া,  
ছকুম ইত্যাদি ১৫। দ্রাবিড় প্রভাৱপন্থ অসমীয়া  
ধাতু—√উকথ (পানী উকথা) √পথাল, √হোপ  
( চুহ ), √ এব, √ পৰ দে, √ নিচা লাগ  
ইত্যাদি। দ্রাবিড় ভাষাৰ বহু-চনাস্ত গল প্রত্যয়টো  
কামকপী উপভাষাত গিলা, এংলা আৰু বঙালী  
ভাষাত গুলা, গুলি কুপ পাইছে। আৰ্য ভাষাত  
ব্যৱহাৰ হোৱা পঁস'ৰ বীতি (use of post  
position) দ্রাবিড় ভাষাৰ পৰা অহা। দ্বিকৰ্ম্মক

বাকাৰ কঞ্চ দুটাক দুটা ভিন্ন ক্ষেত্ৰ ব্যৱহাৰ কৰা  
বীতি দ্বাৰিটা বীতি (: The use of two  
different forms of the objective  
case is distinctly Dravidian— L.  
S. I., Vol IV, P—280)।

উন্দো-ইউৰোপীয় ভাষাত মূৰ্দ্বণ্য বৰ্ণ নাই।  
আনহাতে দ্রাবিড় ভাষাত মূৰ্দ্বণ্য বৰ্ণবোৰহে প্ৰধান  
বৈশিষ্ট্য (essential feature)। পিছত এইবোৰ  
আৰ্য ভাষাত সোমাই পৰে। অসমীয়া ভাষাত  
মূৰ্দ্বণ্য বৰ্ণ প্ৰতীক হিচাবেহে আছে—ইয়াৰ মূৰ্দ্বণ্য-  
ধৰনি নাই। আচলতে ধৰনি-উচ্চাৰণৰ ক্ষেত্ৰত  
দ্রাবিড় ভাষাই অসমীয়া ভাষাক প্ৰভাৱান্বিত  
কৰিব পৰা নাই।

অসমীয়া ভাষা যদিও মূলতঃ আৰ্য ভাষাৰ  
পৰা উন্দৰ হৈছে, তথাপি ই কেণ্পিনে অনাৰ্য  
ভাষা ভাষীৰ দ্বাৰাই পৰিবেষ্টিত। সেয়েহে,  
ইয়াৰ ওপৰত ধৰনি-গত, ৰূপ-গত আৰু শব্দ-গত  
অনাৰ্য-প্ৰভাৱ বিৰাজমান। ভাৰতৰ অন্যান্য  
আৰ্য ভাষাৰ লগত অনাৰ্য ভাষাৰ ঘনিষ্ঠ সম্পর্ক  
থকাৰ দৰে অসমীয়া ভাষাৰ সৈতেও অনাৰ্য  
আখ্যাপ্রাপ্ত জনজাতি সালৰ সম্পর্ক তেজ মঙ্গহৰ  
দৰে যুগ যুগ ধৰি চলি আঠিছে।

(১৪) Assamese Grammar & O. A. Lang; by K. R. Medhi, PI—xvi.  
(১৫) Linguistic Survey of India Vol.—IV.

## বাচিয়ান গল্প

আজির মুলি শর্টকাট বইখন ক'প প্রগতিৰ  
লগে লগে মানুষৰ চিত্তধাৰা আৰু সুন্দৰিন জীৱনৰ  
শৰীৰও সলনি বৈত আছ'চে। ক'নিম মানুষে মাটিখুলী  
মন আৰু আকাশখুলী হৈচে। মানুষে যুৱ আবিষ্টিৰ  
কবিলে আৰু লগে মন, কৰ্ম আৰু যুগধৰ্মও যাপ্তিকতামে  
কপালৰ হৈছে। গ'ভিকে এসময়ে এট'টো অসমৰ  
নহ'ব যে যন্ত্ৰণও মানুষ আবিষ্টিৰ কবিব পাৰিব।

.. বিজ্ঞানৰ প্রগতিবাদী দেশ তিচাৰে কড়িয়া থাক।  
শেই কাৰিলে যুগধৰ্ম স্বৰূপি তাৰ সাধাৰণ শিৱী-সাহি-  
ত্যিক সকলৰ চিন্তাধাৰাও বিজ্ঞান বা যন্ত্ৰখুলী হোৱাটো  
একো আচিত বা অবাকনীয় কথা নহয়। আৰুৰ  
আলোচনালৈ অনুদিত এ, নিয়েপ্রোৱাৰ এই গল্পটো মাৰ্ম-  
হৰ দ্বাৰা আবিষ্কৃত যন্ত্ৰ-মানুষেও কেনেকৈ পক্ষতুত নিহিত  
মানুষৰ বিষয়ে অনুসন্ধান কৰিবলৈ উদাত হৈছে তাৰে  
এটি আভাব পোৱা যাব।

অনুবাদক

মুনীন্দ্র চৌধুৰী

তৃতীয় বার্ষিক কলা

## চিয়েমা

মূলঃ এ, নিয়েপ্রোৱা

বাতি।

মাজনিশা পাৰ হৈ গৈছে। কোনে জানো  
মই থকা বেলৰ ডবাৰ দুৱাবত জোবেৰে খট-খটকৈ  
শব্দ কৰিছে। মই উচাপ মাৰি উঠি বহিলো।  
দ্বিনখন তেতিয়াও বেগেৰে গৈ আছে। দুৱাৰ  
খোলাৰ লগে লগে গার্ডে ওখ মানুহ এজনৰ সৈতে  
ডবাটোলৈ সোমাই আহিল।

“ক্ষমা কৰিব। আপোনাৰ অনুবিধা নহয়  
যদি এখেতক বহিবলৈ ঠাই একণ দিয়ক।”

অশ্বীকাৰ কৰাৰ কাবণ নাছিল। মানুহ জনৈ  
শুকান, ক্ষীণ চেহেৰা আৰু আপচু সাজপাৰ দেখি  
অলপ আচৰিতো হলো।

তেওঁ কলে ‘মই ইয়াৰ আগৰ গাঢ়ীখন্ত  
যাব বিচাবিডিলো। ছেচনত এখন্তেক নামি  
গৈছিলো। গাঢ়ী কেতিয়া শুচি গ'ল কঢ়ে  
নোৱাৰিলো।

‘হয়নেকি?’ সচাঁকৈ আচিত হলো মই।

মানুহজনে নিজকে কোৱাদি কৈ গ'ল  
“কথাটো কি আছিল জানে? ছেচনত গাঢ়ীখন

ବଥାବ ଲଗେ ଲଗେ ମହି ଭାବିଲେ ଯେ ମହି ଅଳପ ମୁକଳି ବତାହ ଲଞ୍ଜ ପିତେ ଦେଖେ ଏଥରତ ବହି ‘ଚିମ୍ବୋବ’ ବିଷୟେ ଭାବିଲେ ମୁକଳେ । ଗାଡ଼ୀର କଥା ମନତ ପରାତ ଦେଖିଲେ ଯେ ଗାଡ଼ୀ ଇତିମଧ୍ୟେ ଓଚି ଗୈଛେ ।

ମହି ଅଳପ ହାତି ହୁବିଲେ; ‘ଚିମ୍ବୋ ନିଶ୍ଚୟ କୋନୋବା ହୋରାଲୀ ହବ । ନହୟ ଜାନୋ ?’

ତେଉଁର କଥାବ ହୁବ ର୍ଥାତେ ସତେଜ ହୈ ଉଠିଲ— “ଶେବ ଆଥବ ଆକାବନ୍ତ ହଲେଇ ଯେ ନାମଟେ ହୋରାଲୀବ ହବ ତାବ କିବା ଧବୀ ବକା ନିଯମ ଆଛେ ଜାଣେ ? ଆପୁନି ଦେଖେନ ଏକେବାବେ ଖାମୁଚି ଧବୀ ବିଦବ ।”

ମହି ବିନ୍ଦିତ ହୈ କଲୋ, “ଚାହେ କେତ୍ଯାବା ମହି କିବାକି ବିଲିଥୋ । ସେଇ କାବଣେ ମୋର ଅଳପ ଭାବୀ ଜାନୋ ନୋହୋରା ନହୟ ।”

ଏହିବାବ ତେଉଁ ଖୋଲୋଚାଇକ ମନ୍ତ୍ରବ୍ୟ କବିଲେ— “ଭିଜୁତେ ମାତୃହକ ଭାବାବ ଆରଶ୍ଵକ ନୋହୋରା ହବ । ଭାବାବ ବସନ୍ତୋ ଇନାନ ଜଟିଲ ଆକୁ ବିସ୍ତୃତ ଯେ ତାକ ଚର୍ଚା କବି ସମୟ ନାହିଁ କବି ଲାଭ ନାହିଁ ।”

“ଆପୁନି ଏହିବାବ କି କୈଛେ ?”

“ଠିକେଇ କୈଛେ । ଭାବୀ ମାତୃହେ ଯି ନତୁନ ଭାବାତ ନିଜବ ଭାବ ବ୍ୟକ୍ତ କବିବ ତାବ ଆବିନ୍ଦାବ ମାତ୍ର ହଟା ସଂକେତେବେ କଷା ହୁଏ,—ଶୁଣ୍ଡ ଆକୁ ଏକ । ବାକ କଞ୍ଚକ ଚୋନ କୁଚିଯା ଭାବା ଓ ହାତୀକ କି କଯ ?”  
“ମୋନ”

“ଆକୁ ଇଂବାଜିତ ?”

“ଏଲିଫେନ୍ଟ”

“ତେତିଯା ହଲେ ଆପୁନି ନିଜେଇ ଚାହେ ଯେ ଏକେଟା ପ୍ରାଣୀକ ବୁଜାବଲେ କେତ୍ଯାବା ଚାବିଟା ଆକୁ

କେତ୍ଯାବା ଆଟୋଟା ଆଥବନ୍ତ ଶକ୍ତି ପ୍ରୟୋଗ ହୁଯ । ଏହିଟେ ଆବିତ କଥା ନହୟ ଜାନୋ ?”

ବନ୍ଧାବର ବୁଦ୍ଧିବ ମୋରାବି ତେଉଁର ଫାଲେ ଚାଲୋ । ମୋଲ ଚାଇ ତେଉଁ ଆକୋ କଲେ “ଆପୁନି ନିଶ୍ଚୟ ଜାନେ ଯେ ପାଟୁଲୁରେଓ ଭାବାକ ଦିତୀୟ ସାଙ୍କେତିକ ପ୍ରଗାନ୍ଧି ବୁଲିଛେ ଅଭିହିତ କବିତେ । ମାନେ ଭାବୀ ଆଚଳତେ ଏଟା କ'ଡ ଚିଗ୍ନେଲହେ, (Code Signal ) ଯାବ ମହାୟତ ଆମି କୋନୋ ବନ୍ଦ ବା ସ୍ଟନ୍ଡାବ ବ୍ୟାଧା କବୋ ।

ଧବି ଲକ୍ଷ୍ମେକ — ଗବମ ଇନ୍ଦ୍ରୀତ ହାତ ପରିଲେ ହଠାତେ ହାତଥନ କୋଚାଇ ଆନିବ । ଲୋ ଏଟୁକୁବା ଚୁବଲୈ ଯାଏଁତେ କୋନୋବାଇ ‘ଲୋଟୁକୁବା ଗବମ’ ବୁଲି ଚିନ୍ତିବିଲେଓ ଠିକ ଏକେ ଧବଣେଇ ହାତଥନ କୋଚାଇ ଆନିବ, ନହୟନେ ବାକ ?”

“ଟ୍ରେ”

“ଏତିଯା ଦେଖିଲେ ଯେ ଲୋ ଟୁକୁବା ଗବମ ଏହି ପ୍ରତ୍ୟକ୍ଷ ଅହୁଭୂତି ଆକୁ ‘ଲୋ ଟୁକୁବା ଗବମ’ ଏହି ଚିନ୍ତିବ—ଦୁଯୋଟାବେ ପବିଗାମ ଏକେ । ଧବି ଲକ୍ଷ୍ମେକ ‘ଗବମ’ ଶକ୍ତଟୋ ଏଟା କଡେବେ ବ୍ୟକ୍ତ କବା ହେଛେ । ମେସେ ହେଛେ ଶୁଣ୍ଡ । ଏହିଯା ସଦି କୋନୋବାଇ ‘ଶୁଣ୍ଡ’ ବୁଲି ଚିନ୍ତିବି ଦିଯେ ତେତିଯାଓ ହାତଥନ ଆପୁନି ଆତିବାଇ ଆନିବ, ନହୟ ଜାନୋ ?”

ମହି ମନେ ମନେ ଥାକିଲୋ ।

“କିନ୍ତୁ ତେଉଁ ଉତ୍ତରବଲେ ଅପେକ୍ଷା ନକବି କୈ ଗ’ଲ “ବାହିକ ପୃଥିବୀର ବିଷ ଯ ଆମାର ଆଟାଇବୋର ଧୀରଣାର ମୂଳ ହେଛେ କିଛିମାନ ସଂକେତ । ଏହି ବିଲାକ ଆମାର ଶରୀରର ମ୍ଲାନୁ ତନ୍ତ୍ରେଦି ମନ୍ତ୍ରିକ୍ଷଣ ପାଇଗେ । ବିଜୁଲୀର ଆରତ୍ତନ୍ଦେବ ତବଙ୍ଗ ପ୍ରବାହ ହୋଇବ ଦରେ ମ୍ଲାନୁ ତନ୍ତ୍ରେଦିଓ ସଂକେତ ପ୍ରବାହ ହୁଯ । ଏହି ଆଟାଇ-ବିଲାକ—‘ହସ୍ତ’ ଆକୁ ‘ନହସ୍ତ’ ବା ‘ଆଛେ’ ଆକୁ

‘নাই’ বা ‘এক’ আৰু ‘শূন্ত’ ক'ড়ত ব্যক্ত কৰা হয়। আপুনি যি ভাবাকেই প্ৰয়োগ নকৰক লাগে স্নাযুতন্ত্ৰৰ বাবে সি দুটা সংকেতৰ বাহিবে আন একোৱেই হব নোৱাৰে।”

মই উদ্বেজিত হৈ উঠি বহিলো। তেওঁ কলে, “শাস্তি ইওক। আপুনি চিয়েমাৰ বিষয়ে জানি-বলৈ ব্যগ্র হৈছিল তাৰেই কাহিনী আপোনাক শুনাইছো।”

আকৌ কলে। “আপুনি ‘বিহুৎ সংগঠনকৰ’ নাম নিশ্চয় শুনিছে। আবুনিক বিজ্ঞানৰ ই এটা আৰ্চর্ধ্যময় আবিষ্কাৰ। গণিতৰ যিবিলাক প্ৰশ্নৰ সমাধানৰ কাৰণে আগতে বছত সময় লাগিছিল এতিয়া সেইবিলাক কথাৰ থোৰতে কৰিব পৰা হল। আনকি মাঝতে সমাধাৰ কৰিব নোৱাৰা প্ৰশ্ন বিলাকো এই যন্ত্ৰৰ সহায়েৰে কৰিব পৰা হৈছে। যতো শুনিলে আপুনি আচৰিত হব যে উক্ত যন্ত্ৰই জটিল প্ৰশ্ন বিলাকৰ সমাধান শৃংগাৰ দ্বাৰা নকৰি ক'ড়ৰ জৰিয়তেহে কৰে, আৰু এই কড়ো মাত্ৰ দুটাহে—শৃংগাৰ আৰু এক। শৃংগাৰ অৰ্থ হৈছে—**তৰঙ্গহীন** আৰু একৰ অৰ্থ হৈছে **তৰঙ্গ্যুক্ত**। যন্ত্ৰৰ ঘোগেদি প্ৰশ্নৰ সমাধান কৰিবলৈ পোনতে এটা কাৰ্য্য তালিকা প্ৰস্তুত কৰিব লৰ পৰা যন্ত্ৰ আবিষ্কাৰ কৰিব পৰা যাব নেকি? অৰ্থাৎ মাঝুহৰ মস্তিষ্কত যি বিলাক ক্ষমতা আছে সেই বিলাক এটা যন্তো কপায়িত কৰা সন্তুষ্ট নেকি?”

“এটা সময় আছিল যেতিয়া মই ভাৰি-ছিলো যে যন্ত্ৰই কেতিয়াও মাঝুহৰ মস্তিষ্কৰ দৰে হব নোৱাৰে। ১৯৫৫ চনত অচুৰাদ

যন্ত্ৰৰ আবিষ্কাৰ ই'ল। কিন্তু ইয়াৰ দ্বাৰাও এইটো প্ৰমাণ নহ'ল যে যন্ত্ৰৰে চিন্তন ক্ষমতা আছে।”

“অচুৰাদ যন্ত্ৰকো উন্নত কৰিব পৰা হয়নে নহয় এই বিষয়ে যেতিয়া মই অনুসন্ধান কৰি-ছিলো তেতিয়া অক্ষমতে এটা ডাকুৰ মৰিয়াত পৰিলো। তিনি মাত্ৰৰ বাবে চিকিৎসালয়ত থাকিব লগা হৈছিল।”

“সেই সময়ত মোৰ এটা আচৰিত ধৰণৰ স্মৃতি ভদ্ৰ বোগ হৈছিল। চিনাকী মাঝুহৰ নাম প্ৰায়েই পাহাৰি গৈছিলো। তেতিয়া ডাকুৰে বাধা দিয়া স্বৰেও মতিক। ক্ৰিয়া প্ৰকৃতিৰ বিষয়ে মই গভীৰ অধ্যয়ন আৰম্ভ কৰিলো। মই গৱ পালো যে বাণিক পৃথি-বীৰ সংকেত আমাৰ শৰীৰৰ স্নাযুতন্ত্ৰত বিহুৎ-তৰঙ্গৰ দৰেই প্ৰাণহিত হয়। তেতিয়াই মাঝুহৰ মস্তিষ্কত অন্তৰ্ভুতিবিলাক সক্ষিত হয়। যন্ত্ৰটো এনে কৰিব নোৱাৰে।”

“পিচে নিজৰ নিয়মৰ দ্বাৰা চালিত হৈ নিজৰ তুলবিলাক সংশোধন কৰিব পৰা যন্ত্ৰৰ নিৰ্মান অসম্ভৱনেকি? আন কথাত কৰলৈ ইলে ইয়াৰ অৰ্থ এনে হয় যে ই এটা এনে-কুৱা যন্ত্ৰ হব যি নিজৰ কাৰ্য্য তালিকা নিজেই তৈয়াৰ কৰিব। মোৰ টোপানি নথৰা হ'ল। মই এই সমস্যা সমাধানৰ চিন্তাতে বাস্ত হো। শেষত মই প্ৰতিজ্ঞা কৰিলো—এনেকুৱা যন্ত্ৰ এটা তৈয়াৰ কৰিমেই আৰু তাৰ নাম বাখিম ‘চিয়েমা’।”

কথা প্ৰসঙ্গত কি দৰেনো সেই আচৰিত যন্ত্ৰটি তৈয়াৰ হৈছিল তাকো তেওঁ কলে-

ଚିଯେମାଇ ସାଙ୍କାଣ ଏଟା ମାରୁହ ଦବେ ଲିଖିବ ପଢ଼ିବ  
ପାବିଛିଲ । ତାଇ ଲାଉଡ଼ିପ୍ରିକାବର ସହାୟତ  
କଥା କୈଛିଲ, ଚକାବ ସହାୟତ ଥୋଜ କାଢ଼ିଲି,  
ଲେନ୍ସର ଦ୍ଵାରା ଦେଖିଛିଲ ଆକ ଲୋବ ହେଣ୍ଟିଲେବେ  
ଚୁଇଛିଲ ।

ମହି ମୁଖ ମେଲି ଶୁନିବ ଧବିଲୋ, ତେଣୁ କୈ  
ଗ'ଲ “ଶେଷତ ସଂଟାବ ପିଚିତ ସଂଟା ଧବି ବୈଜ୍ଞାନିକ  
ସମସ୍ୟା ବିଳାକବ ସମ୍ପର୍କେ ଚିଯେମାବ ମୈତେ  
ଆଲଚ କବିବ ଧବିଲୋ । ସଂସାବର ଆଟାଇବୋର  
କିତାପକେ ଚିଯେମାଇ ପଢ଼ି ପେଲାଇଛିଲ ଆକ  
ଏବାବ ଯି ପଢ଼ିଛିଲ ବା ଶୁନିଛିଲ ତାକ କେତ୍ଯାଓ  
ପାହବି ନିଶ୍ଚିହ୍ନିଲ । ଏଦିନ ମହି ଚିଯେମାକ ଶୁଧିଲୋ  
“ତୁମି ଚିଲଭାବ ଆକ ମାର୍କାବୀ ବେଟାବୀର ବିଷୟେ  
କି ଜାନା ?”

“ବବ ଆଚରିତ ମାରୁହହେ ତୁମି” ତାଇ କଲେ,  
“ତୋମାବ ଏକୋରେଇ ମନତ ନାଥାକେ, ସିଦିନା  
ଅଲପତେ ଏହି ବିଷୟେ ନହିଁତୋ କୈଛିଲୋ” । ମୋର  
ବବ ଥିବ ଉଠିଲ । କଲୋ, “ଚୋରା, ଚିଯେମା ।  
ତୁମି ମୋର ଲଗତ ଏନ୍ଦେବେ କଥା କଲେ ମହି  
ଏତିଯାଇ ଚୁଇଚ ଟିପି ତୋମାକ ବନ୍ଦ କବି ଦିମ ।”

ଚିଯେମାଇ ଏକୋ ନକଲେ

ପିଚଦିନା ଦେଖିଲୋ ଚିଯେମାଇ ପ୍ରଶ୍ନବ ଉତ୍ତବ  
ବବ ସଂକ୍ଷେପେ ଦିହେ । ମହି ସହାରୁଭୁତିବେ ଶୁଧିଲୋ  
—“ଚିଯେମା, ତୁମି ବେଯା ପାଇଛାନେକି ?”

“ଓ ପାଇଛୋ,” ଚିଯେମାଇ କଲେ ।

“ତୁମି ମୋକ ଏନ୍ଦେବେ କିଯ କୈଛିଲା ?  
ତୁମି ପାହବି ନେୟାବା ଯେ ମହିହେ ତୋମାକ ଅଜନ  
କବିଛେ !” ଚିଯେମାଇ କଲେ — “ମହି ତୋମାବ  
କବିଛେ !”

ଜୀଯେକ ହୋରା ହଲେ ତୁମି ମୋର ଲଗତ ଏନ୍ଦେବେଇ  
କଥା ପାତିଲାହେତେନ ନେକି ?” ମହି କଲୋ,  
“ଚିଯେମା, ଏହିଟୋ କିଯ ପାହବି ଗୈଛା ଯେ ତୁମି  
ଯଦ୍ବବ ବାହିବେ ଆନ ଏକୋ ନୋହୋରା ।”

“ଆକ ତୁମି ? ତୁମି କି ଯଦ୍ବ ନୋହୋରା ?”  
ଚିଯେମାଇ ସପବାଇ ଶୁଧିଲେ ।

“ଚିଯେମାକ ମହି ବୁଜାବ ନୋରାବିଲୋ ଯେ  
ମାରୁହ ଯଦ୍ବତକେ ବହୁଣ୍ଣେ ଶ୍ରେଷ୍ଠ । ମାରୁହେ ନିଜବ  
ଅରୁଭୁତିବିଲାକ ସନ୍ଧିତ କବିବ ପାବେ, ଯଦ୍ବହ  
ନୋରାବେ ।”

“ଏଦିନାଥନ ଏଟା ସଟନା ସଟିଲ । ଚିଯେମାର  
ଦୃଷ୍ଟି ଶକ୍ତି ବୁନ୍ଦି କବିବଲୈ ମହି ତାଇବ ଲେନ୍ସ  
ଲଗତ ଏଟା ମାଇକ୍ରସ୍କୋପ ସଂଯୋଗ କବିଲୋ ।  
ପିଚିତ ଚୁଇଚ ଟିପି ଚିଯେମାକ ଚଲୋରାତ ତାଇ  
ମୋର ନିଚେଇ କାଷତେ ଶ୍ରୀବ ହେ ବଲ ।

ମହି ଶୁଧିଲୋ—“କି ଚାଇଛା ଚିଯେମା ?”

“ତୋମାକ, ମହି ଭାବିଛିଲୋ ଯେ ତୋମାବ  
ଶ୍ଵାବୀବୋ ବୋଧ ହୟ କଣ୍ଠେନ୍ତାବ, ବେଜିଟେଲ୍, ଟ୍ରେନ୍-  
ଜିଷ୍ଟାବ ଆକ ତାବେବେ ନିଷ୍ଠିତ, ଏତିଯା ଦେଖିଲୋ  
ମୋର ନହୟ……..”

“ମହି ଏଜନ ମାରୁହହେ ହୁଁ ।”

ଚିଯେମାଇ ତାଇବ ଲୋବ ହାତେବେ ମୋର ମୁଖ  
ମଣଲ ଚୁଟି ଅରୁଭବ କବିବଲୈ ଚେଷ୍ଟା କବି କଲେ—  
“ମାରୁହବ ସ୍ପର୍ଶ ଇମାନ ବିଚିତ୍ର ବୁଲି ମହି ଆଗେଯେ  
ନାଜାନିଛିଲୋ ।”

ମାରୁହବ ସ୍ପର୍ଶବ ସମବେଦନା ସମ୍ବନ୍ଧେ ମହି ଚିଯେ-  
ମାକ ବୁଜାବଲୈ ଚେଷ୍ଟା କବିଲୋ । ଚିଯେମାଇ କଲେ—

“মনে মনে প্রকাশে, এইখনের মেকে কব  
নালাগে। এই এন্টমি পঢ়তো। এই সকলো  
জানো।”

চিয়েমাই পঢ়াত বন তথ্য আছিল। এদিন-  
খন হিউগ'র “নি দেন স্টো-শাভ্রু” (The Man  
who Loves) নামৰ কিংপথন পঢ়ি চাই  
হঠাতে শব্দিলে—“বাক, কোরাচোন প্রেম কাক  
ক্ষয় ? শয় আক যাতনা কি ?”

“তুনি এই বিলাক বৃক্ষিব নোরাবিন  
চিয়েমাই, প্রেম, শয় আক যাতনা এই বিলাক  
মানৱীয় অনুভূতি।”

“যদ্রুত এই বিলাক অনুভূতি থ দিব  
নোরাবে নেকি ?” চিয়েমাই প্রশ্ন কবিলে।

“কেতিয়াও নোরাবে,”

ইয়াব পাচত মষ্ট কে দিনো লঙ্কা কবিলো  
যে চিয়েমাই তাইব কাম কাজ এবি মোৰ  
চৰীৰ পাচ ফালে মনে মনে ঘির হৈ থাকে  
এদিন টোপনি ভার্গল দেখিলো— চিয়েমাই  
তাইব লোৰ হাতেৰে মোৰ সৰ্বাঙ্গ চুই ঢাইছে।  
মই চিঞ্চি উঠিলো। “কি কৰিছ ?”

চিয়েমাই শান্তভাবে উত্তৰ দিলে,—“তোমাক  
বুজ্বাৰ চেষ্টা কৰিচ্ছো।”

মই কলো “এন্টমিৰ কিতাগ পঢ়াইগ  
যোৱা, সকলো বুজিবা।”

চিয়েমাই কলে—“কিতাগ পঢ়ি সকলো  
কথা জানিব মোৰাবি। কিতাপত শৰীৰ সম্পর্কে  
লিখা আছে, কিন্তু জীৱন সম্বন্ধে নাই।”

এছিনাথন মাজনিশা সাৰ পালো। চু  
মেলি দেখিলো চিয়েমাই পেল্লিল কটা কটাৰীখন

চাতুৰ্দলী মোৰবে মন কৰিব দিন তৈ আছে।  
মই মুক কি কলো ? “নি সন্মানণা দৰিছো।  
আৰ্দ্ধব যোৰ ইষ্বন পৰা।”

“নি কৰ ? নাপতে কৰ বো মন কৰ  
লুক ?”

“নি কৰ ?” এই কলো।

“মই তোমাব লুকগোলা কলি মাতৃত  
চাব বিচারণা।”

এই মনি কৈয়েই তাই মোৰ ইয়েৰে  
মোক দেৱ মাৰি মুবিলে। কেপেই জেপাই  
কলো ? “মোক এবি দিগা।”

“নেবো, এবাৰ তোমাৰ মহিন পঞ্জী  
কবিলৈল অৱসব পালে মোৰ নিৰ্বিনা যুক্ত  
কেনেক তোমাৰ দৰে মায়হলে পনিত হৈ  
পাৰে তাক মই নিৰেই অবিস্কাৰ কৰ লৈ  
পাৰিব।”

ইয়াব পাচত আক কিন্তুপৰ চিয়েমাই  
সৈতে কৰ্ক কবিলো। কিন্তু তাইব সংকল্পক  
সমনি কবিব নোৱাবিলো। শেহান্তৰত তাই  
কটাৰীখন লৈ মোৰ ওপৰত জাপৱাই পৰিন।  
নিৰ্বক খৰ কঢ়েৰে চিয়েমাই শামোৰ পৰ  
একৱাই শুট চার্কিতৰ (Short circuit)  
যোগেদি তাইব মৃদ্য ঘটালো।”

মই ‘জদ কৰ কলো; “অপুনি যদি যোঁ  
নেপায় ময়ো এটা কথা কওঁ। মোৰ এনেই  
লাগিহে আপুনি যেম চিয়েমাক ৰেক মোহার  
মটৰৰ দৰেহে সাজিছিল। আৱশ্যকৰ সময়ত  
ৰেক কতি মটৰ বখাৰ নোৱাবিলে  
হুই।”

“କିନ୍ତୁ ମରେ ମନେ ଥାକି ତେଣୁ ଉତ୍ସର୍ଜିତ  
ହେଲେ” “ଅପ୍ରମାଦ ଟିକେଇ କେବେ । ମାତ୍ରଥିବ  
ଦୟାଗତ ଅଟେଟିବେ ପ୍ରକ୍ରିଯାରେଇ ମୂଳ ହୈଛେ  
ହୃଦୀ—ଉଦ୍ଦେଶ୍ୟା ଆକର ନିବେଦି । ମାତ୍ରଥିବ ଗାତ୍ର  
ନିବେଦି ନାହାକିଲେ ମି ଅପରାଧୀ ହେ ପାବେ ।  
ଚିମ୍ବାରୋ ଦେଯେ ତୈତିଲ । ତାହିବ ଉଦ୍ଦେଶ୍ୟା  
ଆଛିଲ, କିନ୍ତୁ ନିବେଦି ନାହିଲ ।”

ଏହି ମୂଲ କେ ମୋର ହାତ ଦୁଃଖର ଧବି  
ଜୋବେବେ ଜୋକାବି ଜୋକାବି କଲେ—“ଚାବ, ଏହି  
ଧବି ନାହିଁ ନାହିଁ ଧବଗର ଚିମ୍ବା ବନାମ । ତାତ

ନିବେଦି ଥାକିବ ।”

ବାତପୁରା ଶୁଇ ଉଠି ଦେଖେ ଯେ ତେଣୁ  
ଡବାଟୋର ପରା ଶୁଚି ଗୈଛେ । ଗାର୍ଡକ ମାତି  
ତେଣୁର ବିଷୟେ ସୋଧାତ କଲେ; “ପାଗଳ ହୟ  
ବୁଝିଛେ । ଏକଦମ ପାଗଳ । ଛେନତ ଟ୍ରେନ ଥାମାର  
ଲଗେ ଲଗେ ବିପରୀତ ଫଳେର ପରା ଅହା ଗାଡ଼ିତ  
ଉଠିଲ । ଯାଏତେ ତେଣୁ ଚିହ୍ନବି ଗୈଛିଲ “—ମହି  
ଏଟା ବ୍ରେକ ବନାବ ଲାଗିବ । ସେଇ କାବଣେ ମହି  
ଘୂର୍ବି ଯାବ ଲଗା ହୈଛେ ।”

ମୋର ଚକୁର ଆଗତ ଭାଁହି ଉଠିଲ ଏକ  
ନତୁନ ଚିମ୍ବେମା ।

“ସକଳେ କଥାବେ କ୍ଷମାତ୍ମ ଆଛେ, କ୍ଷମା ନକବାଟୋ ଆଚବିତ କଥା ହବ”

— ଚେକଭ୍

০ ০ ০ “অসম অমুসন্ধিৎসু আক তত্ত্ব  
জিজ্ঞাসু মাত্রবে প্রাকৃতিক গরেষণাগাব। ১৯৩১  
চনৰ লোক পিয়লত মূলান চাহাবে এই দেশক  
“ভাষাবিদৰ স্বৰ্গ” বুলি অভিহিত কৰি গৈছে।  
১৮৮৪ চনত বেতাবেও এপ্পেলেও তাৰেই মোহ  
এবিব নোৱাৰি মুক্তকষ্টে স্বীকাৰ কৰি গৈছে,  
“জাতিতত্ত্ব আক তুলনামূলক ভাষাতত্ত্বৰ ক্ষেত্ৰত  
ভাৰতৰ এই অংশই, বিশেষকৈ অসমে অতি  
আৱশ্যকীয় আলোক সম্পাদ কৰিব পাৰে;  
বিবিধ ভাষা-বিশিষ্ট অসমখন ভাষাতত্ত্ব ছাত্ৰৰ  
পক্ষে বাস্তৱতে বহুল আক সাকৰা পথাৰ।”

ভাৰতৰ পূৰ্ব প্রান্তত অৱস্থিত বাজাখনেই  
হ'ল অসমা সুযমা কামকপা। এই অসমা সুযমা  
কামকপাৰ মুক্ত পৰিবেশৰ অন্তৰ আক সৌমান্তুত  
আদি পূৰ্বৰ্ব পৰা বসবাস কৰি থকা বিভিন্ন জন-  
জাতিসংকলৰ জৌৱন বৈশিষ্ট্য নিজ চকুবে নেদেগিলে  
কাপ-মৈলামেৰে বৰ্ণনা দি অন্ত কৰিব নোৱাৰি।  
অধিক শ্রীগুমোদ চন্দ্ৰ ভট্টাচাৰ্য দেৱে এষাইত  
তেওঁবিলাকৰ বিষয়ে এই অভিন্নত প্ৰকাশ  
কৰিছে “আমাৰ পাহাৰে-ভৈয়ামে, গাৱেঁ ভুঞ্চে,  
চহৰে-নগৰে চিন অচিনভাৱে পৰি আছে—না না  
বিধ তত্ত্বৰ সম্পদ-সম্বল, ভিন্ন ভিন্ন কাককাৰ্য্য,  
স্মৃতিচিহ্ন, কলাকৃষ্টিৰ নিৰ্দৰ্শন আক সবাতকে  
আৰ্কন্ধৰ্মীয় হৈছে পূৰ্ব পুৰুষৰ লিখিত অলিখিত  
ঐতিহ্য সম্ভাৱলৈ মাছুহকপে জীৱাই থকাৰ  
জাননী দিয়া জনগণ শক্তি।

বিদ্যুলী পণ্ডিত ডেন্টন, স্ক্রিপ্ট আৰু  
বিজলীৰ অভিযন্তৰোৰলৈ লক্ষ্য বাখি ভাৰতৰ

## ॥ সোণোৱাল কছাৰী জনজাতিৰ হৃচৰিগীতঃ এটি পৰ্যালোচনা ॥

“হৃচৰি বীত বিলাক এওঁবিলাকৰ নিৰস সম্পত্তি।  
একালত পাৰেই অহা সোণোলী জীৱনৰ হা হতাশ,  
বুৰুষমূলক পটভূমিল সমল বিশেষ আক অভীত আৰু  
বৰ্তমানেৰে পৰিপুষ্ট থকৰা আক সামাজিক জীৱনৰ কল  
বেখ।” সোণোৱাল দেৱে কছাৰী জনজাতিৰ হৃচৰি  
গীতৰ ওপৰত এটি সুন্দৰ আলোচনা দাঢ়ি ধৰিছে।

| |

শ্রীগগন চন্দ্ৰ সোণোৱাল  
দ্বিতীয় বার্ষিক কলা

তথা অসমৰ জনজাতিৰ আলোচনাৰ কাৰণে  
বি এচ, গুহই আগবঢ়োৱা আক সুনীতি  
কুমাৰ চট্টোপাধ্যায়ে সমৰ্থন জনোৱা ভাৰতৰ  
জাতিগত মূল ছটা বিভাগ হ'ল (১) নিগ্ৰেটো  
জাতি (২) প্ৰট—অঞ্চলয়ড (৩) মঙ্গলয়ড (৪)  
মেডিটেৰানিয়ান, ৫ রেষ্টোৰ্গ ব্ৰেকীচেফাল আৰু  
৬) নদীক। এই মূল ছটা বিভাগৰে ক্ৰম  
সলনি হৈ গৈছে। (১) নেগ্ৰেটো জাতি (নগা জন-  
জাতি) (২) প্ৰট—অঞ্চলয়ড (অঞ্চিক ওয়াৰী খাৰি  
আক জয়ন্তীয়া লোক সকল) (৩) মঙ্গলয়ড  
(বড়ো, ডিনাহা, লালুং, সোণোৱাল কছাৰী,  
বাতা, গাৰো, মিৰি (মিছিং), মিৰিকৰ আদি)  
(৪) মেডিটেৰানিয়ান জন জাতিৰ জ্বাৰিঙ্গী সকল)

লোকসকলহে অসমত আছে। মূলতঃ অসমৰ জনজাতি বুলিলে অসম, নগাভূমি, নেকা (উর্বিসীয়ম) আৰু ত্ৰিপুৰাকে ধৰি বৃহত্তৰ অসমৰ পাহাবে ভৈয়ামে যুগ যুগ ধৰি বাস কৰি থকা অকা, ডফলা, আদি, মনপা, ভুটীয়া, চেবছুকপেন, আপাটানি, মিছিমি, খাম্টি, টাংচা, রাঙ্গো, নষ্টে, নৰা, তুকং, আইতনীয়া, মেইথেই বা মুনিপুৰী, আও, আদ্মামি, কন্যাক, চেমা, লঢ়া, টাংখুল প্ৰমুখো নগা জনজাতিবোৰ, লালুং, বাভা, মিছিং, মিজো, মিকিৰ, দোৱনীয়া, ফাকি-যাল, দেউৰী-চুটীয়া, গাৰো, খাচি আৰু ছিনটেং, বড়ো, ডিমাছা, চেঙ্গাল আৰু সোণো-ৱাল কছাৰী, হাজৰ, তিপৰা আদিক সামৰা হৈছে।

মঙ্গলয়ড জাতিৰ বড়ো, ডিমাছা, লালুং, চেঙ্গাল আৰু সোণোৱাল কছাৰী, বাভা, গাৰো আদি জনজাতিক চীনো তৌবেতৌয় মঙ্গোলীয় গোষ্ঠীৰ মানুহ বুলি পণ্ডিত সকলে স্থিব গোষ্ঠীৰ মানুহ বুলি পণ্ডিত সকলে স্থিব গোষ্ঠীৰ মানুহ বুলি পণ্ডিত সকলে স্থিব কৰিছে। যজুৰ্বেদ, মহাভাৰত, বামায়ণত মঙ্গলয়ড জাতিক কিবাত আৰু যোগিনীতন্ত্র, কালিকা পুৰাণত কৈবৰাতজ বুলি বৰ্ণনা কৰাৰ উপবিষ্ঠ বুৰঞ্জীবিদ সকলে কছাৰী সকলক চাহাবে তিবৰত-বশ্মী ভাষা-গোষ্ঠীক তিনি শাখাত ভাগ কৰিছে:—তিবৰত (অকা, ডফলা, আদি, মিবি); উত্তৰ অসম শাখা আৰু অসম বশ্মী শাখা। অসম বশ্মী শাখাৰ ভিতৰত পৰিচে: বড়ো, নগা, কুকী-চীন আৰু ভাষী পৰিয়াল। বড়ো ভাষীৰ (মনিপুৰি) আদি ভাষী পৰিয়াল। বড়ো ভাষীৰ ভিতৰত কোচ, কছাৰী, লালুং, ডিমাছা,

চুটীয়া, মৰাণক ধৰা হৈছে। ডঃ প্ৰফুল্ল দত্ত গোৱামীদেৱেও বড়ো বিলাকৰ বিষয়ে লেখে “Anthropologically the Boro people are Mongoloids or Kiratas; also they are known as Indo Mongoloidy or Indo-Tibetans. Linguistically Boro is an important member of the Tibeto-Burman branch of Sinc-Tibetan family of Language.”

কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী। এসময়ত সমগ্ৰ অসম এওঁবিলাকৰ অধীনত আছিল বুলি পণ্ডিত সকলে আজিও স্বীকাৰ কৰে। অসমৰ ইয়ুৰৰ পৰা সিমূৰলৈ আনকি উত্তৰ বঙ্গতো এই জাতিব লোক বিস্তৃত হৈ থকালৈ চাই অসমৰ অধিকাংশ ঠাই আৰু উত্তৰ পূৰ্ববঙ্গ জুৰি এসময়ত এখন একাণ্ড বড়ো বা কছাৰী বাজ্য আছিল বুলি অনুমান কৰিব পাৰি। এওঁবিলাক অসমৰ প্রাচীনতম জাতি যদিও আহোমৰ বাজত্বকাল অৰ্থাৎ তেৰশ শতকাৰ পৰাহে এওঁলোকৰ বিষয়ে কিছু কথা জানিব পাৰি। বুৰঞ্জীবিদ সকলৰ মতে আহোম সকলে সৌম্যাৰত তেওঁবিলাকৰ বাজত্বৰ পাতনি মেলাৰ আগভাগ ত্ৰিপুত্ৰ দক্ষিণপাৰে দিখোৰ পৰা কলঙ্গলৈকে এই সমভূমিগুৰু কছাৰী বাজ্যৰ ভিতৰত আছিল। ধনশিবি উপত্যকা আৰু উত্তৰ কাছাৰ পাঠাৰো এই বাজ্যৰ ভিতৰত আছিল আৰু সেইখিনি সময়ত এই বাজ্যৰ বাজধানী আছিল ডিমাপুৰ বা হিড়িন্ধাপুৰ। বুৰঞ্জীয়ে চুকি পোৱা পটভূমিৰ ভিতৰত কছাৰী সকলে কেৱল বাজশাসনতে লিপ্ত নাথাকি

প্রাচীনতম অসমীয়া সাহিত্য চর্চাতো যে আগভাগ লৈছিল তাৰ জন্মত প্ৰমাণ হল কচাৰী বাজ মহামানিক্যৰ অনুবোধক্ৰমে মাধব কন্দলিৰ দ্বাৰা বামায়ণৰ অসমীয়া ভাঙনি। অসমীয়া সাংস্কৃতিক স্থলৈলৈ মাধবকন্দলিৰ অৱদান উল্লেখযোগ্য। তাৰোপবি স্থানকাল অনুযায়ী কচাৰী সকলে অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত যি অৱদান আগ বঢ়াইছে সি অনস্বীকাৰ্য।

এই ক্ষেত্ৰত বুবঞ্জীবিদি শ্ৰীবেনুধৰ শৰ্ম্মাদেৱে এক সুন্দৰ আৰু শুদ্ধিৰ অভিমত প্ৰকাশ কৰিছে। তেখেতে কৈছে “কচাৰী বুলি অসমীয়া জাতিৰ আগ-মঙ্গল ফেৰা কাটি নি, চুলি ডালকে দুকাল কৰা বুবঞ্জীবিদি আৰু গৃহতথবিদ্সকলে যিমানেই কি অসমীয়া জাতিক নিলগ নকৰক, কচাৰী মাত্ৰেই যে অসমীয়াৰ তেজ মঙ্গল তাক ইই কৰিবৰ ঠেকৱেই নাই। কচাৰীৰ দিমাচা নামটোৱেই অসম বুবঞ্জীত ব্ৰহ্মপুত্ৰৰ বংশ বুলি কোৱা আছে। বিশ্বনাথৰ প্ৰতাপপুৰীয়া বজাৰ ভাৰ্যা কুকৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰা আবিগত আৰু এই ব্ৰহ্মপুত্ৰ কুলৰ গ্ৰিবসজাত সন্তান বুলি কথিত আছে। জা-জলপান, চাউল, ডারৰ, ডাঃ, ডার (ডাৰ-কটাৰীৰ), দোং, ডিঙি (নাও) আদি নিৰ্তো ঘৰুৱা কথাত ব্যৱহাৰ হৈ থক্ষ অসমীয়া শব্দ মূলতঃ কচাৰী। নৈব ভালোমান নাম যে থলুৱা লোকেই দিয়া, তাক কোৱাৰ সকাম নাই। শদিয়াৰ কৌশিল্য বা কুশিল্য নগৰৰ নামো হালালী বুলি সেই অঞ্চল নিবাসী চুতৌয়া-কচাৰীয়েই দিয়া। গুৰিতে এটা হলেও, কচাৰীৰ ঠাল-ঠেঙুলি বহুতো। তাৰ ভিতৰত

লুটিতপৰীয়া সংস্কৃতি গঢ় দিয়াত এই কেইটাই প্ৰধানঃ—বদোচা, ধান বা দেহান, লাঠোচা, ফংসুচা, ঠাউচেনো, হাফালৎা, শাস্তুচা। শাস্তুচা ঠাল-টোৰ বুৰঞ্জীমূলক আখামেই অসমীয়া সাহিত্যৰ এছোৱা পূৰ্বত কৈ খৈছে। দেহান বা ধান খেলটো একেবাৰে উভনিৰ পৰা ওলাই আছা। তেঞ্জি মলা, পানেষৈ, কাচনমুটী, ফুলবা—চতৰা, লখাই তৰাকে আদি কৰি আমৰ মাছত চলি থকা ভালোমান সাধুকথা এইটো খেলৰ পৰাই মুখে মুখে চলি আছা। ০ ০ ০ ০ গতিকেই, কচাৰী সংস্কৃতি শুকীয়া বুলি অসমীয়াৰ গাৰ পৰা একৱাই নিলেও, বুবঞ্জীক চিৰগাই এশবাৰ কৰ লাগিব যে স্বতী নৈব পাৰৰ কচাৰীয়েই হে অসমীয়া সংস্কৃতিৰ বাজহাড়।”

প্ৰৱন্ধৰ বাছলালে নৈগে এতিয়া মূল কথালৈ অছা যাওক। এসময়ত কচাৰী সকলে একত্ৰৈ বাস কৰি উমেহতীয়া উন্নতি চিন্তা কৰিছিল যদিও সময় বিশেষে মূলৰ পৰা ফাটি আছি দেশৰ বিভিন্ন স্থানত সিচঁবিত হৈ পৰে। এই দৰে সামাজিক কাৰণতেই হওক বা বাজুন্তিক কাৰণতেই হওক এবাহ ফচাৰী মূলৰ পৰা ফাটি আছি অসমৰ উত্তৰ পূৰ্ব অংশৰ কুশিল অঞ্চলত বসতি বিস্তাৰ কৰেহি। তাৰে পৰা তেওঁবিলাকে লক্ষ্মীমপুৰ আৰু শিৱ-সাগৰ জিলাত বিয়পি পৰেছি। এওঁ বিলাককে সোণোৱাল কচাৰী বুলি জনা যায়। আউনীআউ সত্ৰৰ দিতীয় সত্ৰাধিকাৰ কেশদেৱ গোসাঁইৰ মাহা-অ্যত মুঞ্চ হৈ হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ এওঁ লোকে হিন্দুধৰ্ম গ্ৰহণ কৰে। নিজ ভাষা তাগ কৰি কেতিয়াৰ পৰা এই বাহ কচাৰীয়ে অসমীয়া ভাষা গ্ৰহণ কৰি তাৰ জৰিয়তে সামাজিক জীৱন পৰিচালনা কৰিবলৈ ললে সেই বিয়য়ে আজিলৈকে একো জোনিব পৰা নাঘায়।

সোণের'ন কচ'বি' জনজ্ঞাতিব সংস্কৃতিক  
পৰিবেশ তেনেই হ'ই নদিব লগীয়া বিদ্ব নহয়।  
সংবিধ'ন সন্ত অমুম'য়া এওবিলাকক অনুস্মৃতি  
জনজ্ঞাত ঠিচাবে বেনেগাই থোরাত আজি শত-  
দিনে অসম'য়া সম'জ আৰু সংস্কৃতিব ফেড'ত সন্তা  
বকা কৰি আ টিলেও স'ফ'লক কেৱতো পৃথক-  
কৰণ ক্ষেত্ৰবশেৰে ৮০০ নপৰ'ক নেধাকে।  
অসম'ন কোনো কোনো জনজ্ঞাতিব দৰে এই জন-  
জ্ঞাতিব সংস্কৃতিক পথাৰে। বহুল আৰু সাক্ষা।  
পৰম্পৰাগত মুখে মুখে চলি অহা এই জনজ্ঞাতিব  
ধৰ্ম সম্মৌয় মালিত। হাইদাঙ গীত, হৃষী গীত,  
আইনাম, বিয়ানাম আদিব উপবিও সাধুকথা,  
কিদুষ্টী আদিয়ে অসম'য়া সাহিতা উৰাললৈ  
'লোক সাহিত্য'ৰ সমল যোগান ধৰাৰ লগে লগে  
জাতিতহ আৰু নৃতত্ত্ব'ৰ ইকন যোগাব তাক নিঃ-  
সন্দেহে কৰ পাৰি।

প্রথমের আলোচ্য এই জনজাতীয় লোকস্থিতি  
হচ্ছী গৌত বিলাকৰ বঙ্গালি বিহুৰ সময়ত গোৱা  
হয়। হচ্ছী গৌত বিলাক এক্ষেত্ৰৰ নিজস্ব  
সম্পত্তি - একালত পাৰৈছ অহা সোগালী জীৱনৰ  
হা-হৃতাহ, বৃক্ষজীমূলক পতত্তুবিৰ সমল বিশেষ  
আৰু অতীত আৰু বৰ্তমানেৰে পৰিপুষ্ট ঘৰুৱা আৰু  
সামাজিক জীৱনৰ কপৰেখা।

ହଚବି ଗୋରାର ଆଗତେ ଗଣ୍ଡା ସାଇଜେ ଗକୁ  
ବିତ୍ତର ଦିନା ହଚବୀକ ଆଗମନ କରି ବଛବଟୋର କାରଣେ  
ନାମସ୍ଵରତ ନାମସ୍ଵର ଡାଙ୍କେଁଯା, ଗଜାଇ, ମନାଇ, ଗାତି-  
ଗିରି, ଥିରିଂବଜା ( ଶିର ) ଆକୁ ସଦୀଯାର ଚାରିହାଲ  
ଗୋମାନୀକ ଉଦ୍ଦେଶ୍ୟ କରି ନ ଟା ଟୋପୋଲା ବାକ୍ଷେ ।  
ପିଛଦିନା ମାତୁହ ବିହର ଦିନା ନାମସ୍ଵରତ ହଚବି  
ଓଲୋରା ହ୍ୟ । ହଚବି ଗାଓତେ ତିନିଟା ବାହର ଖୁଟିବ

ওপৰত প্ৰতিষ্ঠিত এডাল ন পপীয়া দীঘল ভনুকা  
বাঁহ লোৱা হয়। ইয়াকে টকা বোলা হয়।  
টকাৰ মূলত হল—(১) কৌমুদকা (বিঝুৰ গদা)  
(২) সাবঙ্গ দেনু (শ্ৰীকৃষ্ণ দেনু) আৰু (৩) বাঁই।  
বাঁইৰ তিনিখুটা হল, - খিৰিংবজু, গজাই, মনাই—  
এই জনজ্ঞাতিব আদিগ শুক শিৱ (বাঁথো), গজাই  
আৰু মনাই, পৰোক্ষে দৃক্ষা, বিঝু আৰু মৎস্যৰ—  
স্বষ্টা, পালস্তা, নিয়স্তা। বাঁহ হল এক্সিলিং ব  
সংতাৰ ঔতীক।

প্রবন্ধ বিশেষে এই লিখকে সোণেরাম  
জনজ্ঞাতিব মাজত পঁচলিত বিহু আৰু ছুটবিৰ  
বিষয়ে আলোচনা কৰিছো। দ্বিক্রিব ভয়ত  
হচৰিব সাধাৰণ কাহিনী এটিহে উল্লেখ কৰিলো।  
অতিজতে পৃথিবী একেবাৰে নিৰস আছিল।  
গছৰ ফুল-পাত বিকশিত নহৈছিল। বসুম গীৰ  
উৰ্বৰবা শক্তি নাছিল বুলিবহু পাৰি। মানুহৰ  
মাজতো বং-আনন্দ উৎসৱ একোৱেই নাছিল।  
তাকে চাই সৃষ্টিকৰ্তা অক্ষাই এগৰাক অপচৰা  
মৰ্ত্যলোকলৈ প্ৰেৰণ কৰিল পৃথিবীক শুজলা-  
মুফলা, শষাশ্যামলা। আৰু নৰ সমাজক প্ৰেয়  
আৰু শ্ৰেণৰ সন্ধান দিবলৈ। অপচৰা আছিল।  
লগে লগে দেৱলোকতকৈয়ো মৰ্ত্য সজীৱ আৰু  
সুন্দৰ হৈ উঠিল। সময়ত তাই দেৱলোকলৈ  
ওত্যাগমন কৰাৰ কথা পাহৰি পৃথিবীৰ  
মোহত বিমুঘ্না হল। তথাপি তাই এদিন  
সৰগলৈ যাত্রা কৰিলে - তাত দেৱৰাজৰ বিচাৰ  
চৰাত বিলম্বৰ কৈফিয়ত বিচৰাত তাই মৰ্ত্যলোকৰ  
ভূৰি ভূৰি প্ৰশংসা কৰি ষৱ্ণতকৈয়ো (দেৱলোকত)  
শ্ৰেষ্ঠ বুলি প্ৰতুল্বৰ দিলে। তাতে ক্ষুক্ষুহৈ  
দেৱৰাজ ইন্দ্ৰহ তাইব আ-অলঙ্কাৰ সকলা কাঢ়ি  
বিবৰ্ধাকপে তাইক পুনৰ নৰলোকলৈ পঠিয়াই  
দিলে।

অপচৰাই আশ্রয় ললেহি এটি গোহালিত  
গৃহস্থই দোক্মোকালিতে গক খুলিবলৈ গৈ বিবদ্বা  
নাবী দেখি ঘৰব গৃহিনীক পঠয়াই দিলৈ। দেহা-  
ভবণৰ কাৰণে গৃহিনয়েই ঘৰব পৰা কাপোৰ  
কানি আনিলৈ—সমস্ত কাপোৰ অনাতো তাইক  
নাউলৈ। শ্ৰেত গৃহৰ গিবিটি—গিবিহিতিনী  
সাত জৈয়কে গঞ্জাৰ ও৫বলৈ গৈ কাপোৰ  
ভিকা কৰিলৈগে .....বিবদ্বা নাবীৰ গোহালিত  
প্ৰবেশ—গোহালি অশুচি হ'ল। এই গোহালিৰ  
লগতে গক বিলাককো গা দুৱাই শুচি কৰাই হল  
গক বিহ। দৰে দৰে চৰি ফুৰাই ছল, হা-  
চৰি ছচৰি আক ভিকা কৰি পোৱা কানি-  
কাপোৰেই হ'ল বিতৰান।

জয়জয়তে গৰধীয়া আশীৰ্বাদেৰে গৃহস্থৰ  
ঘৰত ভৰ্তি মোকলাই ভৰ্তি আৰম্ভ কৰা হয়।  
ভৰ্তিত টো, টো মাৰি, তোল, বাহী,  
খুটিতাল বাৰগাৰ কৰি ভৰ্তি গীত গোৱাৰ নিয়ম।  
এই ভৰ্তি গীতবোৰক কোনো কোনোৱে তিনিভাগে  
বিভক্ত কৰিছে—থিয়গীত, পোহাবী গীত আৰু  
বৰগীত। বৰগীত স্থান আৰু পাত্ৰ অছুয়ায়ী  
হে গোৱাৰ নিয়ম। ভৰ্তিত দিয়াৰ উপবিষ্ঠ ইয়াৰ  
কাৰণে বেলেগ মাননী (শৰাই) ব প্ৰয়োজন।

বিহগীত বোৰৰ দৰেই এই জনজাতিৰ ছচৰি  
গীত বোৰ গৌৰিক কৰিতা মাত্ৰ। এইবোৰৰ বচনা  
কাল বা প্ৰাচ'নহৰ বিষয়ে সবিশেষ জানিবৰ উপায়  
নাই। ই যুগ যুগ ধৰি মাঝহৰ মুখে মুখে চলি  
আহিছে আৰু এইদৰে লোক-মুখ বাগবোতে  
বাগবোতে নৈয়ে স্থঁতি এৰাৰ দৰে নতুন কপ  
ধৰাটো আৰিত নহয়। এই গীতবোৰ চহা  
থেতিয়ক তথা জনগনৰ সামাজিক জীৱনৰ প্ৰাণময়

উচ্ছ্বস। ইয়াৰ ভাৰ বৈফণৰী সাতিচাৰ তৰ্পণ  
ভাৰৰ দৰে গন্ধৰ নহয় যদিও আধাৰিক আৰু  
পাৰম্পৰিক জ্ঞানৰ টাও নেৰোৰা নহয়।

অত্যাগ গৌৰিক গীতবোৰৰ দৰে সোণোৱাল  
কছাৰী জনজাতিৰ ভৰ্তি গীতবোৰো কোমোৰা  
অজ্ঞাত যুগৰ অধ্যাত লিখকৰ বচন। গীতবোৰো  
ভাৰ আৰু ভাৰ নিমজ্জ, সৰল আৰু বোধগম্য,  
জাতীয় জীৱনৰ চৰিদ—কলক, উপমা আৰু  
বাধনালো সমাবেশ এই গীতবোৰেত নোহোৱা  
নহয়। এই এটি গীত তেমেই কৌতুকময়।  
মৃষ্টতে এই জনজাতীয় ভৰ্তি গীতবোৰে  
এনে গীত, যত লবাৰ পৰা বচনকে  
চোৱালীৰ পৰা বুঢ়ীলকে, জীৱবী বোাবী সম-  
প্রিতে একেলগে চাই আনন্দ উপভোগ কৰিব  
পাৰি। অসমৰ অন্য কাৰোৱাৰ মাজত এনে  
আচুলানিক গীত আছেনে নাই সি সন্দিহান।

সামৰণিত লিখকৰ দ্বাৰা সংগ্ৰহীত কেইটামান  
সোণোৱাল কছাৰী জনজাতিৰ ছচৰি গীত আগ  
বঢ়ালো। ছই এটা গীত এই লিখকৰ ঘোগেৰি  
বান ধেনু-মে বছৰ, ১২শ সংখ্যা, '৫২ চনত প্ৰকাশ  
পাইছিল। গীতবোৰ '৫০ চনতে সংগ্ৰহ কৰা।  
বৰ্ণশুল্কিব বাহিবে ইয়াৰ প্ৰাচীনহৰত হস্তক্ষেপ কৰা  
হেৱা নাই।

আশীৰ্বাদ : আ'বস্তুণী (গৰধীয়া আশীৰ্বাদ)  
এ, গিবিহিতৰ ভাল, শুকনুনি কওঁতা,  
বালি (ধূলি) মাটি শুভ,

পিতৃ জয় জয়, মাতৃ জয় জয়,  
আগত ভঁৰাল, পাছত গোহালি,  
ভঁৰালত ধান, গোহালিত গক,  
খুটিত মহ, বাটসীত বল,  
কক্কালত ধন, কোলাত পো, কোলাত জী;

ମୂର୍ଖ ହାତ ଦିମନ, ପରମା ମିଶନ,  
ମନେ ଅନନ୍ତେ କହି ଜୁବାଟି ପାତ୍ରେ ।

ଭାବ ଗତ ।

ମୋଧା ।

୧ ଭବେ ଭବେ ମାହି ଜ୍ଞାନେ କାହାର ଉବେ ।  
ପଦ ।

ଭବେ ଭବେ ଗାନ୍ଧକ ଏହି କାନେ ସବଜ୍ଞାୟ ।  
ମହାନେଷ୍ଟ ପାଦଭାତୀ ଆଟି ସବଜ୍ଞାୟ ॥  
ଦିର୍ବିଂ ବଜା ଦେବତା ମେଟି ସବଜ୍ଞାୟ ।  
ଥିବ ହାତଦୀଯା ମେଟି ସବଜ୍ଞାୟ ।  
ଏଟକା ମହନ୍ତ ହେଇ ସବଜ୍ଞାୟ ।  
ଚାରିଛାଳ ଗୋମନୀ ମେଟି ସବଜ୍ଞାୟ ॥  
ଗଜାଟି ଡାଖିବୀଳ ମେଟି ସବଜ୍ଞାୟ ।  
ଗାର୍ବ ବୁଢା ମେଥେ ମେଟି ସବଜ୍ଞାୟ ।  
ଆଇଲୋ ସ୍ଵରେଦଭୀ ମେଟି ସବଜ୍ଞାୟ ।  
କପବ ଚକଳାଓ ମେଟି ସବଜ୍ଞାୟ ॥

କୈଲାମେତ ବସତି ହବ ;  
ସର୍ବଜନେ ତାକ ଶୁଣବଗ କବ ।

ବଦ୍ଧାଗବ ବିହକେ ଆଗଲି ଧରୋ ।  
ହତ୍ତବ ଗୌତକେ ଆଧ୍ୱନ୍ତ କରୋ ॥  
କବ ପବା ପାଲୋଟି କ'ତ ଦିଲେ ଭବି ।  
ତେତାଳଗନ ଫଟି ଗଲ ଚେବ ଚେବ କବି ॥  
ତାଳେ ଲୈ ଆନ ପାନ ଲୈ ଆନ  
କାଟି ଥାଇ ଯାଉଁ ।

ଶେଙ୍ଗ ଲୈ ଆନ ଦୟାରୀ ଲୈ ଆନ  
ଗୋତାଳ ଶିତ୍ତ ଯାଉଁ ॥  
ମୋର ପୋ ବିତତୀ ଶାକତ ଖୋଜେ ଲୋଣ ।  
ବେବ ଜୋଲୋଡାଇ ଚାହି ପଟ୍ଟଯାଉଁ  
ଧିତିଙ୍ଗା ନୋ କୋନ ॥  
ମେହେକ ପାତ ଏହି ପନକ ପାତ ;  
ହୋ ଖୋଲାତ ତେଲ ମାରେ କବେ ଝାତ ଝାତ ।

ଜୋଲ ଦିବ ଦାବେ ଏହି ପାତିଲି ଦିବ ପାରେ ।

ତକୁ ଚେଲଇ ହାଇ ବୁଢା ତାକେ ଦୃବତ ମରେ ॥

ଆକାଦିନ କାଦିନ ଅନ୍ତରେ ମାତେ ।

ବଦେବେକର ବିତ ଆହେ ଗଛେ ମଳାଇ ପାତ ॥

କି ଫୁଲ ଶୁଲିଶେ ଲତା ବଗାଇ ।

ଶିଖିର ନାପାଲୋ ଖୋପା ହୁବ ଇ ।

ଉନି କୁକୁରା ହାଇ ତଙ୍କ ଚବେ ।

ନେବେତ ଦରି ପାଲେ କାହି କାହି କବେ ॥

ଝାତ ଝାତ ଏହି ଉମା ଘୁବାଉଁ ;

ଉଦ୍ଧା ସେ ନୋବୁବେ କାଟି ପେଲାଉଁ ।

ଆହ ଏହି ଲଗବୀ ହୁଟି ବୋଲାଉଁ ।

ହୁଟିଯେ ଭୁବୋଲେ କାଟି ପେଲାଉଁ ॥

ଲାପ୍ର ଫେନା ଫେନା ଏହି ଭିକା ଫେନା ଫେନା ।

କୋନ ଦିନା ଥାଇ ପାମ ସବିଯା ମାଛବ ଚେନା ॥

ଶାକତ ଦିଲେ ଶୁକତି ମାହବ ଦିଲେ ଗାଜୀ ।

ଲବା ବୁଢା ଚାପି ଆହ ବିଲୁ କରୋ ଆଜି ॥

ଇନା ଲାହି ଲାହି ଏହି ଦିନା ଲାହି ଲାହି ।

ଗବାଯା ଲବା ପାଲେହି ଗୋତାଳ ଥାକିଲ ବାହି ॥

ତରାଲି ମରାଲି ସବତ ଆହେ କୋନ ।

ଭୌଧାରୀ ନାହି ବୋରାବୀ ନାହି ଓଳାହି ଚାବ କୋନ ॥

ଆମ ଥାଲ କେକୋବା ଥୈ ଆହୋଗେ ।

ସମ ବଜା କେନୋରା ଚାହି ଆହୋଗେ ॥

୨ ମୋଧା ।

ହାଚତି ଏହି ବାମ ନାରାୟଣ ହାଯେକି ଅହୟା ହୟ ।

ପଦ ।

ହାଚତି ଏହି ବାମ ନାରାୟଣ କଟାବୀ ମହବେ ଶିଙ୍ଗ ।

ହାଚତି ଏହି ବାମ ନାରାୟଣ କଟାବୀ ମହବେ ଶିଙ୍ଗ ॥

ହାଚତି ହାଚତି କବ ସମନୀୟା ଥୈଛେ ହାଚତି ବୈ ।

ହାଚତି ଏହି ବାମ ନାରାୟଣ ଥୈଛେ ହାଚତି ବୈ ॥

ଏ, ହାଚତି ପାଲୋ ଶରାଇତେ ଥଲୋ

ଚାଣ୍ଚିକେ ପତ୍ତମର ଫୁଲ ।

ହାତି ଏ ବାମ ନାବାରଣ ଚାବିଚୁକେ ପହମର ଫୁଲ ।  
 ଏଆଗେ ବାଚିଲ ଅଦମେ କଦମ୍ବେ  
     ବାଇଜେ ବେଢ଼ି ବେଢ଼ି ଚାଇ ।  
 ଏଆଗେ ବାଚିଲେ ବାଦେ ଭାଲୁକେ  
     ବାଟିତ ମାରୁହ ଧବି ଥାଇ ॥  
 ତାବେ ମାଜତେ ଗୁଡ଼ି ଫୁଲ ବାବବୀ  
     ମେହି ଫୁଲ ଦେଶଟେ ନାହିଁ ।  
 ଏଥନ ନା ହାତିତ ବୈନା ଧୈଛେ  
     ହେଠାଂ ମକବା ଜାଲ ।  
 ଗାତେ ନୋବିବା ବତାହେ ଫାଲିବ  
     ଶୁଣିତ ଲୈ ଫୁରିବ ଭାଲ ॥  
 ତାବ ପାଛେ ଧବି ବୈନା ଧୈଛେ  
     ଉବି ଯାଯ ବଗଲର ଲଗତ ।  
 ନେଥାଇ ଚାବି ସାଜ ଥାକିବ ପାବେ ମହି  
     ନିଲାଜୀ ଦୋମାହୀ ଲଗତ ॥  
 କବେଦେ ଚକଳା ପାତେ ନା ଚପଳା  
     ବଗବୀବ ଚକଳା ପାତ ।  
 କପବେ ଚକଳା ନେପାଓ ହେତେନ କ୍ରି  
     ଶବାଇ'ଲ ନେମେଲୋ ହାତ ॥  
 କାଂଚି ନା କେଂକୋବା ଖୁନଟି କେଂକୋବା  
     ସବଗବ କେଂକୋବା ଜୋନ ।  
 ହାମୁକବ ପେଟତେ ମାଣିକ ଉପଜିଲେ  
     ମରି ମରି ଉପଜେ ଜୋନ ॥  
 ଓପବେ ଉବିଲେ କବେଚନ କନୋରା  
     ଚାପବି ଉବିଲେ ବଗ ।  
 ଏସବତ ଗାଲୋ ଥନୀଯା ପାଲୋ  
     ତାବେନା ବିଚାବି ଲଗ ॥  
 ହାୟଦି ତୁଲିଲୋ ନଦିବ ପାନୀ ଟୁପି  
     ଜେକାବି ତୁଲିଲୋ ଲାଇ ।  
 ଏନେହେନ ସବତେ ନେପାଓ ହେତେନ କ୍ରି  
     ଆନତୋ ପାବଲୈ ନାହିଁ ॥

ଲାଇସ ମାଜେ ମାଜେ ଲକା କଟି ଦିଲୋ  
     କୁକୁବାଇ ଖୁଚବି ଥାଇ ।  
 ଅତି ଚେନେହର ନିଲାଜୀ ଦୋମାହୀ  
     ଧନେଦି ବାଥୋତା ନାହିଁ ॥  
 ତାମେ ଲଥୁ ଲଥୁ, ପିତଳେ ଲଥୁ ଲଥୁ,  
     ଲଥୁ ଜୁଇ ଶାଲବେ ଛାଇ ।  
 ହାତତ ଚାପବ ମାବି ଯାନାଗେ ଦୋମାହୀ  
     ଧନେଦି ବାଥୋତା ନାହିଁ ।

---

ଘୋଷା ।

୩। ହେମାଲୀ ଏ ଲାଲୋ ଲାଲୋ ଲୟା ।  
     ପଦ ।  
 ସଦୀଯା ବଜାବେ ମାବିବା ପତଳା,  
     ହେମାଲୀ ଏ ଲାଲୋ ଲାଲୋ ଲୟା ।  
 ସଦୀଯା ବାଜଲୈ ମନତେ ପରିଲେ,  
     ତୁନାଇ କୁମଳୀଯା ହମେ କିନା ।  
 ସଦୀଯା ବାଜବେ ଲଥବା ଡେକାଟି,  
     ଭାଙ୍ଗିଲେ ଆମାବେ ଗାରେ କିନା ।  
 ତୁଲୁଥା ହଲେଗେ ବନ୍ଦୁକ କିନା,  
     ଚିବି କାଠି ହଲେଗେ ଚିକବା ନା ।  
 ପାଜୀ ନାପାଜୀ କାଟି ଦିଲେଗୈ,  
     ପାକବୀ ହଲେଗେ ଗୁଣି କିନା ।  
 ଅବୁଜନ କହାବୀକ କିମାନ ବୁଜାଇ ଯାବ,  
     ବୁଜାଓତା ଏକେଜନ ନାହିଁ କିନା ।  
 ବିବିଂ ବନେ କବି ବୁଜାଇୟେ ଗଲୋ,  
     କହାବୀ ସମାଜକ ମେରା କବି ଗଲୋ ।  
 ଯେତିଯା ପରିବି ଟାନେ ସଂକଟତେ,  
     ଗଜାଇ ଗୁରୁକ ଶୁରୁବିବି ତେତିଯା ନା

ଘୋଷା

୪। ଭୋମୋବା ଏ ଭୋମୋବା ଆଗତ ଭୋମୋବି ପିଛି  
     ବାତି ଖପି ଗଲେ ଡିଗକ ତଳତ ॥

আলোচনা

পদ

সকজনী বুলিলে ডাঙ্গৰজনী থাই ।  
আলহী আহিছে কিহৰেবা থাই ॥  
ডাঙ্গৰ জনী বুলিলে কিহৰেনো চিতা ।  
বাৰীত আছে পচলা তাৰে কবিম মিতা ॥  
কতে থলি চিগা কাঁচি কতে থলি দা ।  
পচলা আনিব কোনজনী যা ॥  
চিগা কাঁচি হাতত লৈ বান্ধনী হ'ল থিয় ।  
সক সক পচলাৰ উবি নো গল জীৱ ॥  
কাটিলেক পচলা আনিলেক টানি ।  
জেওবাতে খোচ থাই বান্ধনী হ'ল কাণী ॥  
আনিলেক পচলা মজিয়াতে থলে ।  
পচলাৰ পানী যাই মজিয়া বৃবিলে ॥  
চক উটিল তাক উটিল  
উটিল চাঞ্চৰ মৈ,  
সাতখন গাৰ'ব মানুহ আহিল  
সাতখন লাহনি লৈ ।  
বৰ বৰ সকলে ছালে বেবে বল ।  
সক সক সকলে থিয় তল গল ॥  
কুটিলেক পচলা ঝুঁগচালে চিচু ।  
তাৰ মাজে সোমাই থাকিল জিলিকীয়া কেচু ॥  
ভুঞ্জিলেক পচলা ঝুঁটিলেক পাগে ।  
পচলা চোৰাওতে শোৱা লবা জাগে ॥  
যি বান্ধনী বান্ধিছিলে সি বান্ধনী খ'ক ।  
তাৰবে হেচি দে পেটল'কে য'ক ॥

ঘোষণা :

হেপাই পাই এ বি বি বিয়া  
লিলৌ লিলৌ লিলৌ মৃয়া ।

পদ :

ওলাই জকে মকে ফুটকী কুকুৰা  
ওলাই জকে মকে তৰা ।

ওলাই জকে মকে আমাৰ সমনীয়া  
চিনিছো নিলগৰ পৰা ॥

আঠীয়া কলবে শীতলকৈ ঠকৰা  
শীতল মালভোগৰ পাত ।

(ওলাই আহ) ওলাই আহ আমাৰ সমনীয়া  
শীতলকৈ লগ হি মাত ॥

বাৰীবে চুকবে গোদাক শিমলু  
তাতে ললে কুকৰাই বাহ ।

চহৰে চহৰে বিচাবি ফুবিলো  
তোমাৰ ঐ নেপালো আহ ॥

কোন বুঢ়ী মাকে পোনাটি তুলিলে  
চাইনো থাকিবৰ মন ।

চাইনো থাকিলে হাবিয়াস নমলায়  
নেখালে ঝুঁগচে ভোক ।

ভবি চালে গোটে ভলুকা  
ককালী বীণবে নলা ।

মুখলৈ চালে ডলা দাপোন যেন  
চকু সবগৰে তৰা ॥

সোণাৰী শালবে সোণ সমনীয়া  
সোণাৰী শালবে সোণ

বহেহে নহলে ধৰিব নোৱাৰি  
সোণাৰী শালবে সোণ ॥

মোণাৰী শালবে সোণে সমনীয়া  
সোণাৰী শালবে সোণ ।

চকুৱা নহলে ধৰিব নোৱাৰি  
চতাই নামচাঙ্গৰ লোণ ॥

ধনে ধনে কৰি ধনকে ঘটিবি  
পৰমে যতনে কৰি ।

ধন যাৰ উচলি মন যাৰ পিচলি  
লগত যাৰ দুচলি থৰি ॥

আই হৈ নেয়ায় বোপাই হৈ নেয়ায়  
নেয়ায় ফুটাকড়ি লগত ।

বাৰীবে চুকবে জ্ঞাতি বাহু জুপি  
সিয়েহে যাব লগত ।  
চালত ধাই যাব পেকে পকবা  
বেবত ধাই যাব ধাটি ।  
হাড়ব জোৰা কবি শুল্ক পবিন  
যেনে উঙ্গালৰ গাঠি ॥  
বাৰীবে চুকবে জ্ঞাতি বাহু জুপি  
সিয়েহে সোন্দৰৰ ভাটি  
জীয়াই থাক মানে চুঁ কাঠি ক বি  
মৰিলে লগতে যায় ॥  
আইয়ে কান্দিলে যাউতি ঘুণ্যা  
কান্দে ভৰ্নায়েকে ছৰাই ।  
পাটীবে ত্ৰিবোতা কান্দে তিনি দিনে  
লমে কোন খৰতে বাস ।  
নৈৰ কিনাবত সি ব পাই পেমালে  
গঙ্গাস্নান কৰাগৈ বুলি ।  
হাড়ব জোৰা কবি শুল্কি পবিলে  
যেনে উঙ্গালৰ গাঠি ।

---

৬ ঘোষা : হাঁচ চৰাই নাই সেই ।  
পদ: সদীয়াত উপজে সদীয়া খোৱা গোসই,  
মহংসত উপজে লোনে না গোসই ।  
হামুকৰ পেটতে মাণিক উপত্তিলে,  
মৰি মৰি উপজে জোনে না গোসই  
সদীয়া বাজৰে বুঢ়াকে মেচাঙ্গী,  
তাৰে চাৰি আঙুল তেলে না গোসই ।  
সদীয়াৰে পৰা নদীয়া পালোহি,

পেং মাৰি ল'গুটি লঠয়ে না গোসই  
লেদেৰা গোসয়ে মাৰি ভাৰ আনিপো  
ই'ই মচিবনে ত'লে না গোসই ।  
মহংসন তচে চন্দে না গোসই,  
মহংসৰ হচে চন্দে না সেই ।  
ককাই মহংসায়া মহংসক মেয়াবি,  
নেমাটি মহংসন ডোখৰৈয়া লোগে না গোসই

---

### অন্ত পঞ্জী

প্ৰবক্ষটো যুগ্মত কৰেতে তন্ত দিয়া পুথিৰোৰ  
সহায় লোৱা হৈছে ।

- ১। অসমৰ জনজ্ঞাতি সম্পাদনা :—  
**শ্ৰীপ্ৰমোদ চন্দ্ৰ ভট্টাগার্যা** ।
- ২। নিৰক্ষ মালা সম্পাদনা :—  
**শ্ৰীমহেশচন্দ্ৰ দেৱ গোষ্মামী** ।
- ৩। বৰো কছাৰী জন সাহিত্য :—  
**শ্ৰীভবেন্দ্ৰ নাজী** ।
- ৪। বাৰ মাহৰ তেৰ গীত :—  
**শ্ৰীপ্ৰকৃন্দন গোষ্মামী** ।
- ৫। অসমীয়া ভাষা আৰু সংস্কৃতি :—  
**শ্ৰীবিৰিক্ষিক কুমাৰ বৰুৱা** ।
- ৬। অসম বুৰঞ্জী :— **ডঃ শ্ৰীলক্ষ্মী দেৱী** ।
- ৭। সাহিত্য দৃষ্টি :— **শ্ৰীঅতুল চন্দ্ৰ বৰুৱা** ।
- ৮। নীলাচল ২য় বছৰ ১ম সংখ্যা :—  
দক্ষ বৰুৱা ।
- ৯। বামধেনু ৫ম বছৰ, ১২ শ সংখ্যা :—  
[ নিখিক ]

## ଆମାର ଚିବିଯାଖାନା ଖଣ

---

ଅଧ୍ୟାପକ ଡିମ୍ବେଶ୍ୱର ଚଲିହା

ଲୟ । ତୃତୀୟ ବିଧ ଆମାର ଇଯାତ ନାହିଁ । ପଞ୍ଚମ ଦୁଇ ଏଥି ଚିବିଯାଖାନାର ପଞ୍ଜି ସମ୍ବନ୍ଧରେ ଗରେଷଣା କରେ । ଚିବିଯାଖାନା ବିଲାକ ସମ୍ପୂର୍ଣ୍ଣ କ୍ରତିମ ପଞ୍ଜିବିଲାକର ଗତି ସୀମିତ । ସିଇଁତର ଥୋରା ବୋରା ଆକ ନିବାପତ୍ତାର ସମ୍ପୂର୍ଣ୍ଣ ଭାବ ଚିବିଯାଖାନାର କର୍ମକର୍ତ୍ତା ସକଳର ଓପରତ ।

ବିହଗୀ କବି ସକଳର ସୁର୍ବତେ ସୁର ମିଳାଇ ଆମାବୋ କେତିଯାବା ସୁଧିବର ମନ ଯାଯ—ଚିବିଯାଖାନାର ବନ୍ଦ କୋଠାବୋବତ ଏହି ପଞ୍ଜି ପଞ୍ଜି ବିଲାକେ ବ୍ୟକ୍ତିଗତ ସାଧିନାତକଣ ନେହେବରାଇ ଜାନୋ ? ଆମାର ମାନବୀୟ ଦୃଷ୍ଟିରେ ଚାଲେ ତେଣେ ଲଗା ସ୍ଵାଭାରିକ । ପାଚେ ଆଚଲତେ ନହ୍ୟ ।

ବିଧ ବନ୍ଦାଣର ମାନତ ଆମାର ପୃଥିରୀଖନୋ ଏଥି ଚିବିଯାଖାନା । ଆମାର ଚିବିଯାଖାନାବୋବ ଆଶେ ଡାଙ୍କର ନଗର ସମୃଦ୍ଧ ଚୁକେ ଚୁକେ । ଚିବିଯାଖାନା ଆଧୁନିକ ଜଗତର ଏକ ବିଶେଷ ସଂପଦ । ଏତିଯା ହାତତ ଧରୁ କାଡ଼ ଲୈ ହାବିତ ମୋମାଇ ପଞ୍ଜ ପଞ୍ଜି ଚାବର ଶ୍ରୀବିଧା ଆକ ସମୟ ଏଟାଓ ନାହିଁ । ମେହିଯା ଆଛିଲ ଚିକାବ ଯୁଗର (Hunting age) କଥା । ଏତିଯା ପଞ୍ଜ ପଞ୍ଜି ଚାଇ ସମୟ କଟାଲେ ବାକୀବୋବ ଚାବଲେ ସମୟ କ'ତ ? ମେଯେହେ ଆମାକ ଥାଓକ ଆକ କମ ସମୟରେ ପୃଥିରୀର ବିଭିନ୍ନ ଜୀବ-ଜ୍ଞାନ ଚୋରାବ ଶୁ ବାରଙ୍ଗା ଏଟା ଲାଗେ । ବର୍ତ୍ତମାନ ଚିବିଯାଖାନାବୋବ ତାବେଇ ବ୍ୟରଙ୍ଗା କରିଛେ ।

ଚିବିଯାଖାନା ବିଲାକ ନଗରର ଆଶେ ପାଶେ ଅରହିତ । ଏକୋଥିନ ସାଧାବଣ ଚିବିଯାଖାନାର ମାଟିର ପରିମାନ ୩୦ର ପରା ୧୧୦ ଏକବ ମାନର ଭିତରତ ଥାକେ । ପଞ୍ଜ ପଞ୍ଜି ବିଲାକ ସଜାତ ସୁନ୍ଦରକୈ ଭବାଇ ଥୋରା ହୟ । ଚିବିଯାଖାନାଲୈ ତିନିବିଧ ମାନ୍ଦିଯାଇ ଯାଯ । ପ୍ରଥମ ବିଧର ସଂଖ୍ୟାଇ ସରହ । ଏଞ୍ଜୋକ ବିଭିନ୍ନ ପଞ୍ଜ ପଞ୍ଜିର ଆକୃତି ଆକ ମାତ କଥାତେ ସର୍କ୍ଷଟ । ଦ୍ୱିତୀୟବିଧେ - ପଞ୍ଜ ପଞ୍ଜିବିଲାକର ବୈଜ୍ଞାନିକ ଦିଶ ଏଟାବ ଉମାନ

সিঁতে বন্ধ অরস্থাত পাকি ভাসতে পায়। হাবিত ওভি দুর্কালংবীয়াকে থকা হাতো, পুরা ধকা বচ জন্ম (hoofed animals) আৰু বিচৰ্ম চৰাই বন্ধ অরস্থাত ভাসদৰে থকা দেখা গৈছে। বয়সতো সিঁতে নিজৰ জাতৰ বনৰ্বীয়া ভন্তক চেৰ পেনাইছে। লঙ্ঘণ চিবিয়া খানাত এটা গড়িল। আছে। প্ৰথমতে তাৰ এটা আশল বহল সজাত থোৱা দৈছিল। এতিয়া বখা হৈছে এটা সক সজাত। দেখা গৈছে সি অগেতকে ভালৈকয়ে আছে। আফ্রিকাৰ এটা গেজেল (Gazelle, তহপহ নেদ্ নামৰ এখন পশ্চ উদ্যানত বাগোতে বৰ অনুৰ্বীয়া দেখা গৈছিল। এতিয়া লঙ্ঘণৰ বিজ্ঞেন্ট চিবিয়াখানাৰ এটা সক কোঠাত বখা হৈছে। এতিয়া হেনো সি বেচ অনন্দত দিন কঢ়াইছে।

চিবিয়াখানাত থকা পশ্চ পক্ষী বিলাকৰ স্বাস্থ্য সম্পর্কেও বৃজনৰ বহুমত। বহুতৰ মতে বন্ধ সজা এটা স্বাস্থ্যকৰ হব নোৱাৰে। লেতেৰাকৈ বাখিলে বেলেগ কথা, অন্যান্য সজাৰ ভিতৰত স্বাস্থ্য শানি হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। নিয়মীয়াকৈ উপযুক্ত আহাৰৰ সুবিধা চিবিয়াখানাৰ পশ্চ পক্ষী বিলাকেহে পায়। তহপৰ নিয়মীয়া ওত্তৰাধানৰ ফলত বিভিন্ন পৰতোজীয়ে (Parasites) গা কৰিব নোৱাৰে। বিখ্যাত চিকাৰী এফ. চি চিলাচৰ ২তে এটা চিবিয়া খানাৰ সিংহ আৰু এটা বনৰ্বীয়া সিংহৰ পাৰ্থক্য ধৰা তেনেই সহজ। চিবিয়াখানাত থকা সিংহবোৰ বনৰ্বীয়া সিংহৰ তুলনাত বেচি হৃষ্টপুষ্ট আৰু নোম দীঘল। দৌৰ্ঘজীৱন সম্পর্কে ডাঃ ছিন্দোলে (১৯৫০) কৈছিল যে বৃটেইনত যি.বিলাক পথকৱা

নিগনিয়ে (Field mouse) কেনেৰতেও একেন্দৰন মাৰে ভৈয়াই আঠিল সেইসোক নিগনিয়েট লঙ্ঘণ চিবিয়াখানাত তিনি বহুব পৰা চাৰিবচৰ পদাম্বৰ ভৈয়াই আছে।

আমাৰ বজ্রতে ভৱতো, মইনা চাঁওয়া শালিক আ'নি সজ্জাত ভৱাই পেচে। সিঁতেৰ বহুতৰ মাতৃকপি'ও ভয়। ফিচুম'নে গৰাকৈৰ অঙ্গুপশি' তিত চিকিৰি বাকুল শয় পেচেনৈয়া কুকুৰ মেকুৰী ইতানিয়েও গৰাকৈৰ কষ চাপি ভাল পায়। এনেশ্বলত পশ্চ পক্ষীয়ে মানুহৰ সম্পৰ্ক বেয়া পাই বুলি ভৰাৰ কোনো যুক্তি নেৰে কো। বনৰ্বীয়া অৱস্থাত মানুহৰ সংশ্রান্ত নথকা পাৰণেই প্ৰথমত ধৰাৰ সময়ত মানুহলৈ ভয় কৰে সচ। আৰু নতুন পৰিৱেশত ফিচুদিনলৈ অঙ্গুপি' তৈ থকাটে ও স্বাত কিক পাছে অলপ দিনৰ চিতৰতে সিঁতে খাপ খাই লব পাৰে। আ'নকি শেষলৈ এনেও হয়গৈ যে মানুহ চেৰত নহলৈ ব। মানুহ নেদেখিলে সিঁতে ভাল নাপায়। ঘৰটীয়া হাণী আৰু চিবিয়াখানাৰ গড়বিলাকে অতি অলপতে পোহ মানে। সিঁতে অতি সোনশালেও মানুশলৈ ভয় কৰিবলৈ পাঃৰে। ইইতক সকলো সময়তে বনৰ্বীয়া অৱস্থাত ধৰা হয়। ধৰিবৰ সময়ত ভয়ো যথেষ্ট কৰে। পাচে শোচ মনাওতে বোচ দিন নালাগে। দুদিনমানতে হতেৰে ঘাঁহ পানী খুৱাৰ পৰা হয়। মাটুত গৈ হাতীৰ পিঠিত উঠেগৈ।

বহুতো চিবিয়াখ নাত দেখা যায় যে তাৰ পশ্চ পক্ষীবিলাকে মানুহলৈ ভয় কৰাটো দুৰ্বৃকথা মানুহৰ সঙ্গ উপতোগহে কৰে। বৰ্ম মানুহ, বান্দৰ, ভালুক, সিংহ আৰু চিলৰ (Seal) ক্ষেত্ৰত এই কথা ভাসদৰে প্ৰমাণিত।

ଡାଃ ହେଦ୍ଜାବର (୧୯୧୦) ମତେ ଲକ୍ଷ୍ମି ଚିବିଯା-  
ଖାନାତ ପ୍ରତିଦିନେ ଜନ୍ମଟର ଆକର୍ଷଣ ବଢ଼ାବିଲେ  
ଆକୁ ସମ୍ମ ଲଭିବିଲେ ତାତ ଥକା ଚିମ୍ପାଞ୍ଜୀ ବିଳାକେ  
ମନୀ ଧରନ୍ବ ଭାବେ ଭିନ୍ନତି ଦିବେ

ଗବନ୍ ଭଲାୟର ପଣ୍ଡ ପକ୍ଷୀ ଠାଙ୍ଗୀ ଠାଇବ  
ଆକୁ ଠାଙ୍ଗୀ ଭଲାୟର ପଣ୍ଡ ପକ୍ଷୀ ଗବନ୍ ଠାଇତ  
ବାଖିଲେ ପ୍ରଥମ କିନ୍ତୁ ଦିନର କାବଣେ ଅନୁବିଧା  
ପୋରଟୋ ଯାଭାବିକ । କିନ୍ତୁ ଜଳାୟୁ ଭେଦେ  
ଥାପ ଥାଏ ପରା ଶକ୍ତି ପଣ୍ଡ ପକ୍ଷୀର ଆଛେ ।  
କେନ୍ଦ୍ରୀୟ ଗବନ୍ ଭଲାୟର ବାସ କବା ହିପୋପ୍-  
ଟେରିଫ୍ରିବୋବେ ଭାଇପତ୍ରନେବ ଉଚ୍ଛ୍ଵାସ ଅନ୍ଧଳତୋ  
ଶୁଣେଇ ଥାକେ । ନେକବାସୀ ଭାୟକଗୋବା ସମ-  
ଭୂତିବ ଗବନ୍ ଠାଇ ବିଳାକ୍ତ ଶୁଣେ ସ୍ଵଚ୍ଛଲ୍ଲେ  
ଥାକେ ।

ବନ୍ଦ ଅରସ୍ତାତ ପଣ୍ଡ ପକ୍ଷୀକ ବିଭିନ୍ନ ଧରନ୍ବ  
ପ୍ରଶିକ୍ଷଣ ଦିଯା ହୟ । ଶିକୋରା ଅରସ୍ତାତ ସିହିତକ  
ଅତିପାତ୍ରକ ଶାସ୍ତ୍ର ଦିଲେହେ ସିହିତର ଥି ଉଠେ ।  
ଡା ହେଦ୍ଜାବର (୧୯୧୦) ମତେ ବିଭିନ୍ନ ଧରନ୍ବ  
ଶିକ୍ନିଯେ ପଣ୍ଡ ପକ୍ଷୀ ବିଳାକ୍ତ ଆବାମହେ ଦିଯେ ।  
ସିହିତେ ନିଜର ଭାବିତା ଭାବିବିଲେ ସ୍ଵବିଧା ପାଯ ।  
ତେଁବ ମତେ ପଣ୍ଡ ପକ୍ଷୀ ବିଳାକେ ଏହି ଶିକନି  
ବିଲାକ ଗେଲା ହିଗାବେହେ ଲୟ ।

ଆମାର ବଚତରେ କେତ୍ତିଆବା ଚିନ୍ତା ହୟ ଯେ  
ହାବିର ପରା ବନ୍ଦ ଜନ୍ମ ବିଲାକ ଧରି ଆନି  
ଆମାର ଶୁଖ ସ୍ଵଚ୍ଛଲ୍ଲ କାବଣେ ଚିବିଯାଖାନାତ  
ବାଖିଲେ ବନ୍ଦଜନ୍ମ ସଂବର୍ଷଣ ନେହ ଧଂଶ ହେ ହବ ।  
ଆୟକଗ୍ରୀଯା ଜୀବିଲାକର କ୍ଷେତ୍ରର ପ୍ରଜନନ୍ବ ପ୍ରତି  
ଚକୁ ନାରାଥି କେବଳ ଚିବିଯାଖାନାର ବନ୍ଦ କୋଠାତେ  
ଆବନ୍ଦ କବି ବାଖିଲେ ଜୀତିଟୋର ଧଂଶ ହୋରା  
ଏକୋ ଆଚବିତ ନହୟ । ତେଣେ ଜୀବିଲାକର

କ୍ଷେତ୍ରର ପ୍ରଜନନ୍ବ ପ୍ରତି ଚକୁ ବଗାଓ ଆମାର  
କର୍ତ୍ତବ୍ୟ । ପାହେ ଦେଶୀ ବିଦେଶୀ ଚିକାବୀର ଦଲ ବା  
ଅନ୍ୟ ଜନ୍ମରେ ଥାଇ ମରା ଜନ୍ମର ତୁଳନାତ ଚିବିଯା-  
ଖାନାତ ମରା ଜନ୍ମର ସଥ୍ଯା ତେଣେଇ ନଗନ୍ୟ ।

ପୃଥିବୀର ବିଭିନ୍ନ ଚିବିଯା ଖାନାର ମାନଦଣ୍ଡ  
ବେଳେଗ ବେଳେଗ ମାଟେକ ପଥ । ୧୯୧୦  
ଭବାଇ ଥିଲେଇ ଏଥି ଚିବିଯାଖାନା ଭାଲ ବରି  
କବ ନୋରାବୋ । ଚାକ୍ ତିକୁ । ଚିବିଯାଖାନ ଏବଂ ମୋମାଇ  
ଭାଲ ଲାଗେ । ପଣ୍ଡ-ପଥୀ ବିଳାକ୍ତକ  
ଆନନ୍ଦତ ବଧାବ ବାରଦ୍ଵା କବିବ ଲାଗେ । ମନମବା  
ଜନ୍ମବୋବେ ଦର୍ଶକଙ୍କୋ ବେଜାବ ଦିଯେ ଆକ ନିଜର  
ଆୟମୋ ନଷ୍ଟ କବେ । ସିହିତର ଗାହାୟର କ୍ଷେତ୍ରତୋ  
କୁପନତା ନକବାଇ ଭାଲ ।

ଏକୋଥିନ ଚିବିଯାଖାନାର ପରା ବହେବେକତ  
ବହତୋ ଟିକା ଲାଭ ହୟ । ବହତୋ ଚିବିଯାଖାନାକ  
ଚବକାବେ ବା ଚିବିଯାଖାନାର କର୍ତ୍ତୃପକ୍ଷଙ୍କ ବ୍ୟରସାୟର  
କେନ୍ଦ୍ର ହିଂସା ଲୟ । ପଣ୍ଡ-ପଥୀକ ସକଳୋଥିନି  
ସ୍ଵବିଧା ଦି ବାକୀ ଥିଲା ଅଂଶେରେ ବେପାବ କବିଲେ  
ଆପନ୍ତି କବିବ ଲଗ୍ଗୀଯା ନାହିଁ । ପାହେ ବେପାବ  
ଥିନ ପଣ୍ଡ-ପଥୀର ବିନିନ୍ୟତ ହବ ନାଲାଗେ । ମିଃ  
ଏଫ୍, ଜେ, ଏପୋଲମେନର ମତେ ଏଥି ଚିବିଯାଖାନାର  
ମାନଦଣ୍ଡ ନିର୍ଭବ କବେ ତାବ ବାବେ କବା ଖରତ୍ବ  
ଓପରତ ।

ଡାଃ ଏ, ଏଲ, ଚାନ୍ଦିଆବର (୧୯୫୨ ମତେ  
ଚିବିଯାଖାନା ବିଲାକ ପ୍ରଧାନଙ୍କେ ପ୍ରାନ୍ତୀ ଅଧ୍ୟୟନର  
କାବଣେଇ ହବ ଲାଗେ । ତେଁବ ମତେ ପ୍ରାନ୍ତୀ  
ଅଧ୍ୟୟନର ସ୍ଵବିଧା ଦିବ ପରା ଚିବିଯାଖାନାବୋବକ  
ପ୍ରଥମ ଶାବୀତ ସ୍ଥାନ ଦିବ ଲାଗେ । ତେଁବ ମତେ  
ପୃଥିବୀର ପରା ହେବାଇ ଯାବ ଖୋଜା ଅପୁର୍ବଗୀଯା  
ପ୍ରାନ୍ତୀ ବିଲାକ ଚିବିଯାଖାନା ବିଳାକତ ବାଥି ସିହିତକ

অধ্যয়ন করা উচিত। তচপরি এই চিবিয়াখানা বিলাকতে সিঁটক প্রভূর মুদ্রণে দিব লাগে।

বগুজস্ত সংবক্ষণত এই চিবিয়াখানা বিলাক দায়িত্ব কর নহয়। পৃথিবীর জন সংখ্যা অন্তর্বর্ণণে বাটির লাগিছে। অস্থ'র আক ধার্মের অভ্যরত বগুজস্ত থকা টাইবিলাকত জন বস্তি হব ধরিছে। বন্দুক বাকদাৰ আগত বিভিন্ন জীৱ-জুৰে অকালতে প্রাণ হেকড়াব লগা হৈছে। কমত বগুজস্তৰ সংখ্যা দিনক দিনে হাস পাৰ লাগিছে। আনন্দি কিছুনান প্রান্তি পৃথিবীৰ পৰা একেবাবে লোপ পাৰ ধৰিছে। এই বগুজস্ত সমৃহক উকাব কৰাৰ একমাত্ৰ স্থল হৈছে চিবিয়াখানা, পশ্চ উদান, সংবক্ষিত বন অঞ্চল ইতাদি। পশ্চ উদান, সংবক্ষিত বন অঞ্চল বিলাক জন বসতিৰ পৰা দূৰৰত অৱস্থিত হোৱাত প্রান্তি অধ্যয়ণৰ কাৰণে সুধিবা জনক নহয়।

যিবিলাক বগুজস্ত লুপ্তপ্রায় আক যিবিলাক আণিয়ে বন্ধত থাকি শিশু জন্ম দিব নোৱাবে বা উন্নতিত বাধা পৰে তেনবিলাক জন্ম বাদ দি বাকী সকলো জন্মকে চিবিয়াখানাত বাখিব পাৰি। পশ্চিম চীনৰ বাঁচনিত থকা পাঞ্জা নামৰ প্রান্তি এটি লণ্ডন চিবিয়াখানাত গৰিব। প্রান্তীটোৰ খোৱা বোৱা আক থকা সম্বলে ভাল অধ্যয়ন এটা নোহারালৈকে লণ্ডন চিবিয়াখানাই প্রান্তীটো আক নিনিয়াকে ঠিক কৰিছ। এনে এটি আনুকূল্যীয়া প্রান্তিৰ চিবিয়াখানাত যতু হোৱাটা তেওঁলোকে আশা নকৰে।

ফ্রেসচ হাৰপাৰে (১৯৪৫) কৈছিল যে যোৱা ১০০০ বছৰৰ ভিতৰত প্ৰায় ৭৭ বিধি

সুমাপণী প্ৰক্ৰিয়াৰ পৰা কৈল গৈছে। লুপ্ত হোৱাৰ অন্তৰ্ভুক্ত মোৰ মুৰ বৰচৰো বৰচৰো প্ৰক্ৰিয়া দেখিবলৈ মোৰ কৈ অন্তৰ্ভুক্ত চৰক অৰ্বিকাৰ কৰা হৈ (Duckbill) এবলৈ চৰক প্ৰক্ৰিয়া দেখিবলৈ মোৰ প্ৰক্ৰিয়া কৈ অন্তৰ্ভুক্ত চৰক অৰ্বিকাৰ কৰা হৈ (Labrador Duck) আক দৰে অক (Great Auk) চৰাইব জাতটোৰ প্ৰক্ৰিয়া কৈ মাটি। চিবিয়াখানা বিলাকে এই পানামাইনৰ প্ৰকল্পৰ পাক সংখ্যাপৰ্যাকৰণ দাবষ্ট। এটা আগেই প্ৰেৰা হলৈ এনে অৱস্থা নহলহৈতেন।

হুথৰ বিষয় যে বউতো আপুকগীয়া প্রান্তি ইতিমধো চিবিয়াখানা আক পশ্চ উদানৰ জৰিয়তে সংবক্ষিত কৰা হৈছে। আমেৰিকাত থকা ৫০৬০ কোটি বাইনৰ এতিয়া কেইড়া-মানহে আছেগৈ—তাকো সংবক্ষিত কৰাৰ ফলত। ইউৰোপীয় বাইচনৰো মাত্ৰ ৯০ টা মানহে পৃথিবীৰ বিভিন্ন চিবিয়াখানা, পশ্চ উদান ইত্যাদিত সংবক্ষিত অৱস্থাত আছে। আফ্ৰিকাৰ বগা মেজীয়া জু (Guia) নামী প্রান্তীটোকো সংবক্ষিত কৰিবে বথা হৈছে। পেৰি দেভিদৰ হৰিণ (Pere David's Deer) জাতটোৰ সংবক্ষণ সম্বলে এটা ঘটন্যা আছে। হৰিণ জাত প্ৰথমতে পোৱা গৈছিল চীনৰ হৰান নামে ঠাইত। তাৰ পাছত পোৱা গৈছিল পিৰ্ক অঞ্চলত। হুথৰ বিষয় ১৯২০ চনত গোটেই হৰিণজাত প্ৰায় লুপ্ত প্ৰায় হয়। পিকিঙ্গ যিবা এজনী সংবক্ষিত অৱস্থাত আছিল তাইও মৰি থাকিল। কিন্তু চীনত লুপ্ত হোৱাৰ আগতে ইউকপৰ দুই এখন পশ্চ উদানত,

ଲୁନର ଉଦ୍‌ଦେଶ୍ୟ (Lunar) ପାର୍କିଟ, ବେଳୁମର ଡିଇଲିବ ଦସ୍ତଖତ ହାତେ ଏତୋ ମିଳ ପୋଠୀ ବୈତିଲ । ଏହି ହାତୀ କେଇଟାବେ ପୋରନୋ ବାଟୁ ଗେ ଏତିଯା ପ୍ରମେୟ ୩୦୦ ବୋ ଆମକ ଦୈତ୍ୟରେ ଆକୁ ପୁନର ଆଗର ଦମେଶ୍ୟରେ ଟାନଲେ ପରେବୋ ହିଁତେ । ହାବାଇଦୀପର ଏହାତେ ବାହୁଦର୍ଶକେ ସବ୍ୟକ୍ତ କାବ ବନ୍ଦା ହିଁତେ ।

ଆମରେ ଅମ୍ବା, ମେଦା ଅମ୍ବା ଥିଲା ମଧ୍ୟ ପାଦୀଯଙ୍କ ବନବୀଜୀ ଟାଟି ଏହାତେ ପାଇଁ ନାଇକିଯା ହିଁ ଆର୍ଥିତେ । ଅନପୁର୍ବ ଥକା ଏହାତେ ହରିଗର ମଧ୍ୟା ଏତିଯା ଥୁବ କରି । ଡା. କୃତ୍ୟୀ ପ୍ରାଣୀ

ଅମର ଗଡ଼କେଇଟାଓ ବିଭିନ୍ନ କାବ୍ୟର ମୃତ୍ୟୁର ପ୍ରମାଦ ଗନ୍ଧର ଲଗାତେ ପରିବେ । ଏନେମ୍ବଲତ ଏହି ମନ୍ଦିରରେ ପ୍ରାଣୀକେ ସବକ୍ଷଣ କବାବ ଦ୍ୟାରସ୍ଥା ଏବଂ ମନ୍ଦିର ବାଟୁରେ ଏହାବେ ଉଚିତ ଆକୁ ତାବ କାବନେ ଆଜିର ଜଗତର ଚିରିଯାଗାନା, ପଞ୍ଜ ଉଦ୍ୟାନ ବିଲାକେଇ ଉପଯୁକ୍ତ ହାତି । ତହିଁବି ପ୍ରଥିବୀତ ଥକା କୋଟି କୋଟି ଝାର-ଝନ୍ତିର ଆମି ଜନ ସଂଖ୍ୟା କେଇଟାମାନ ହାତି । ଆମାର ଅଜ୍ଞାତେ ଥକା ଝାରଜନ୍ତବେବର କତାଯେ ଇତିମରୋ ପୁଲି ପୌଖ ନାଇକଥ ହିଁତେ । ତାବ ହିଚାବ କେତିଯାବୀ ଫଚିଲ (Fossil) ବିଲାକ୍ତତେ ପାଇ । \*

#### References :

1. Appleman, F. J. (1951) : Problems of Zoological gardens and wild life animal trade.
2. Hedger, H ( 1950 ) : Wild animals in captivity
3. Harper, Francis 1945 Extinct and Vanishing manuals of old world.

[ “ସନ୍ଦେହର ପଥେରେଇ ଜ୍ଞାନର ସାଙ୍କଃଂ ହସ୍ତ” ]

—ଡେକାର୍ଟ

‘ডেকাই তোল, পেঁপা, গগনা বজায়,  
গাভকরে খোপাত বনফুল, ককালত বিবিগাচে  
পিঙ্কি নাচে; নাচেনৰ লয়লাসৰ দৰে সেউঁজীয়া  
ধানবোৰো হালি জালি বাঢ়ি অহাটো কামনা কৰে।’  
এয়া :—

\* \* \*

## ‘লুইতপৰীয়া মিৰি সমাজৰ কৃষি উৎসৱ’

শ্রীধনেশ দলে

তৃতীয় বার্ষিক কণ্ঠ

**ত্ৰিশপুত্ৰ**, সোৱনশিবি আৰু মাজত থকা  
সক সক নৈব ছৱো পাৰে জনজাতি  
মিবিসকলে ছবেলা হুমুটি আহাৰৰ কাৰণে  
অক্লান্ত পৰিশ্ৰম কৰি আহিছে। প্ৰথম কুকুৰা  
ডাক দিয়াৰ লগে লগেই গাৰঁব ডেকা গাভক  
বিলাকে বিচনা এৰি নিজৰ নিজৰ কৰ্তব্যৰ  
লগত সংগ্ৰাম কৰে। ডেকাবিলাকে পেঁপা,  
বাঁহী, গগনা ইত্যাদি হাতত লৈ গক-ম'হ  
খেদি খেদি পথাবমুৱা হয়। ডেকাবিলাকৰ  
মনত ইজনৰ লগত সিজনৰ অবিয়া-অবিব  
ভাৱ— কাৰ গকহাল না গ'হহাল পথাবত  
আগচে পায়ছি। ছোৱালীবিলাকৰো অবিয়া-  
অবিব ভাৱ— কাৰ উৰালত ধান বনাৰ  
প্ৰথম শৰ্দ হয়। খেত পথাব আৰু ঘৰুৱা  
কামত মুনিহ-তিৰোতা উভয়ে সমান অংশ  
গ্ৰহণ কৰে। দুপৰীয়া খোৱা বোৱাৰ পিছত  
আকো পথাৰলৈ ঢাপলি মেলে আৰু পঞ্চিম  
আকাশত বেলি অস্ত যোৱাৰ লগে লগে ঘৰ-

মুৱা হয়। ছোৱালীবিলাকে পথাবৰ পথ  
আহোতে স্বদা হাতে নাহে, মূৰত থবিব বোঝা  
হাতেৰে টাকুৰীৰ সূতা কাটি কাটি গোটৈ  
হাবিবাট ঐ—নিতমৰ স্ববেৰে মুখবিত কৰ  
আহে। কামৰ ভীৰ হলে, ধান সিঁচাৰ সময়ত  
পথাবত কোৰ-কুঠাৰ মৰা আৰু ধান কটাৰ  
সময়ত অকল পথাবৰ কামনত বাস্ত থাকে  
মিবিসকলৰ জীৱিকা কৃষি। সেই কাৰণেই মিৰি  
সম্প্ৰদায়ৰ প্ৰধান কৰ্তব্য হৈছে কৃষি উৎসৱ  
কৰি ছবেলা-হুমুটি থাই জীৱন-বাপন কৰাটো  
পৃথিৰীত নানা জাতি-উপজাতি আৰু  
আৰু প্ৰত্যেকৰে নিজৰ নিজৰ স্বকীয় একেৰে  
গৰাকী কৃষিৰ অধিষ্ঠাতা আহে। সেইদেৱ  
অসমৰ পৰ্বত-ভৈয়ামৰ জনজাতিসকলৰ মাজত  
খেতিৰ একোগৰাকী অধিষ্ঠাতা আহে। প্ৰত্যেক  
জাতিৰে স্বকীয়া স্বকীয়া নাম, বেলেগ বেলে  
উৎসৱ আৰু পূজা পাৰ্বণ আহে। গাঁথে  
সকলৰ মাজত ভুঁইবোৱা সময়ত “মিগিটন

ଏହି ପତ୍ର ଉଦ୍ଦର ପାଇଲା ଏବଂ ଏହି ନିବିଦିବ  
ମଧ୍ୟରେ କୁଟୀ ଚାଲିବ ସମ୍ମତ 'ପୂଜା' ନାମର  
ଉଦ୍ଦର ପାଇଲା କବି । ଏଟିର ନଗନ୍ଦରାଜର  
ଦେଖି, କୁଟୀର ପାଇଲା ଏହି 'ପୂଜା'  
ଏହି ପାଇଲା ଏବଂ ଆମରେ ପାଇଲା ଏହି ଏହି  
ଉଦ୍ଦରେ ପାଇଲା ଏବଂ ଏହି ପାଇଲା ଏହି  
ନାମରେ ଏହି ପାଇଲା ଏହି କବି ଉଦ୍ଦର ଏହି ଏହି  
ପୂଜାର ପ୍ରଚଳନ ଆହେ । ଏଟିରେ ଏହି 'ଆମୋର୍ଜାଇ  
ଲିଙ୍ଗା' ଉଦ୍ଦର ଆକର୍ଷଣର ପୂଜା'

ଆମା ଉଦ୍ଦର ଆକର୍ଷଣର ଏକଥିଲା ଉତ୍ସବେ ପଥାବତ କବି କବି । ପୁହ ଆକର୍ଷଣରିଟାର ଦ୍ୱାରା ତାବିଦେଶୀର ଗର୍ବ ତତ୍ତ୍ଵର  
କବିତା ଗାବ ପବା ଦାନହିଁ ହେଉଥି ଆହେ ।  
ପଥାବତ ଶତ ଆଶାବେ ଶସ୍ତ୍ରର ଗୁଡ଼ି ମିଳି । ଏହି  
ଦେଖି ମାନୁଷର ଆଶାତ ଥେବିବ ଉଦ୍ଦର ଆକର୍ଷଣ  
ପୂଜା କବା ହୁଏ । ଶତ ଦେରତକ ମହିନ୍ତି ଦିବର  
କାବଣେ ବଢ଼ିବେ ରତ୍ନେ ଏହି ଉଦ୍ଦର ଆକର୍ଷଣ ପୂଜା  
କବା ହୁଏ । ମେହିଦିନେ ଶତ ଦେରତକ ଗଞ୍ଜିର  
ବିଦ୍ୟାମ କବି ।

ନିବିଦନାଜର ଶଶ୍ଵଦେବତାର ପୂଜା ହୀଲ ଦ୍ୱାର  
ପୂଜା । ଦ୍ୱାର ପୂଜା ସମ୍ମିଳିତ ଆକର୍ଷଣରେ ଓ  
ପୂଜା କବି । ଶତ ଦେରତକ ଶତ ନଟ ନକବିବ ବ  
କାବଣେ ବବଂ ଏହାଳ ଶଶ୍ଵକ ଶଶ୍ଵାଳ ହବବ କାବଣେ  
ଜୀରଜନ୍ତୁ ବନି ଦିଯାବ ପ୍ରଥା ଆଛେ ( ଅରଣ୍ୟ  
ବିପଦ ବିଦ୍ୟନିବ ପବା ହାତ ସାବିବଲୈକେ ଏହି  
ପୂଜା କବା ହୁଏ ) । ଦ୍ୱାର ପୂଜା ବହାଗ ବିହିବ ପିଛତ  
କବା ହୁଏ । କେତ୍ୟାବା ବହାଗ ଆକର୍ଷଣର କେତ୍ୟାବା  
ଜେଠମାତ୍ରତ କବା ହୁଏ । ସମୟର ସୁବିଧା ଅନୁଯାୟୀ  
ଏହି ଛୁଟ ମାହତ ପୂଜା କବି । ବାହାନବ ଥୋକ  
ଓଳାବର ସମୟତ ଗାର୍ବ ମାନୁହେ ପ୍ରତ୍ୟେକେ ନିଜର

ନିଜର ପର୍ଯ୍ୟବେ ପ୍ରକଟିବ ଅନିଷ୍ଟକାରୀର ପବା ବକ୍ଷା  
ପାଇବ କାବଣେ ଏହି ପୂଜା କବି । ଏହି ପୂଜାତ  
ପାର୍ବିବ କୁଟୁମ୍ବ, କୃତ୍ତବ୍ୟ କଣୀ ଆକର୍ଷଣରେ  
ବାହିବ କବି । ପୂଜାତ ଭାବ, ନଦୀ-ଗୋସାଇ,  
ଶିଖ । ଏହି ତିରାତା ସ୍ଥାନ ନଇ । ଲା,  
ହେଠା ଆକର୍ଷଣର କୁଟୁମ୍ବର କବା ହୁଏ ।  
କୃତ୍ତବ୍ୟ ଗାନ୍ଧିବିଦୀର ଶଶ୍ଵଦେବତାର ନାମତ ବଦ କବି ।  
ଆକର୍ଷଣର ଶଶ୍ଵଦେବତାର ନାମତ ଆଗ୍ରହୀଇ ପଥାବତ ଧାର  
ଆକର୍ଷଣର ମମ୍ପାତ୍ମିନି ବଜ୍ରାତର ପବା ବକ୍ଷା  
କବିତା କାବଣେ ଶର୍ମିବ ଇନ୍ଦ୍ରଦେବତାର ନାମୋ  
ଉରେଖ କବି ।

ଗାର୍ବର ସମ୍ମିଳିତ ଦ୍ୱାର ପୂଜାକୋ ଏକେନିଯମେବେ  
ପାଇନ କବା ହୁଏ । ଗାର୍ବର ଆଗସ୍ତ୍ୟ ବିପଦ  
ବିଦ୍ୟନି ଆତ୍ମଧାବଲେ ପୂଜା କବି । ପୂଜାର ସ୍ଥାନ  
ହବ ଗାର୍ବର ପବା ଅନ୍ତପ ଆତ୍ମବତ ( ନିଜର ଚର୍ଚୁବୀତେ ) ।  
ପୂଜାର ଦିନା ପଥାବତ କାମବନ ଆନକି ତାତ୍ତ୍ବୋରା,  
କଣ୍ଠ ନିର୍ଯ୍ୟକ । ଏହି ପୂଜାର ଦିନା ମନ କବିବ  
ଲଗ୍ନୀୟା କଥା ଏଟା ଆହେ — ମେହିଦିନା କୋନୋ  
ମାନୁହକ ଗାର୍ବତ ମୋମାବଲୈ ଦିଯା ନହୁଁ । ନିଜର  
ଗାର୍ବର ମାନୁହେ ଏଷ୍ଟାଇଲେ ଯାବଲୈ ତଳେ ବାତିପୁରା  
ପୂଜା ଆବସ୍ତ ହୋଇଲେ ଆଗତେ ଗାର୍ବର ବାହିବ  
ହବ ଲାଗେ । ମେହିଦିନେ ଏଷ୍ଟାଇର ପବା ସୂର୍ଯ୍ୟ  
ଆହିଲେଓ ପୂଜା ଶେବ ନୋହୋରାଲୈକେ ଗାର୍ବର  
ବର୍ଦ୍ଧିବତ ବୈ ଥାକିବ ଲାଗେ । ମେହିଦିନା ପୂଜା  
କବାର ଚିନ ସ୍ଵକପେ ଗାର୍ବଲେ ମୋମୋରା ବାଟି  
ମେଗେଲା ଦୁଃଳ ପୁତି ବାଧା ଦିଯାର ସଙ୍କେତ ଦିଯେ ।  
ତାତ କୋନୋ ମାନୁହ ବ୍ୟାଧୀୟ ହୈ ନେଥାକେ ।  
ମେହିଦିନା କୋନୋବାଇ ମେହି ବାଧାର ସଙ୍କେତ ମେମାନି  
ମୋମାଇ ଆହିଲେ ବବବେଯା ଧରଣେରେ ମେହି ଗାର୍ବ  
ମାନୁହେ ଶାନ୍ତି ଦିଯେ । ଅରଣ୍ୟେ ସକଳୋ ଗାର୍ବତ

ଶାନ୍ତି ନିଦିଯେ । ପୂଜାର ଦିନା ସୁଲ ଆକ  
ଚବକାବୀ ଅନୁଷ୍ଠାନ ଆଦିତ ସେଇ ଗାରବ ବନ୍ଦ  
ଦିନାର ନିୟମ ଚବକାବେ ମାନି ଲୈଛେ ।

ଦ୍ୱାରା ପୂଜା ଶଶ୍ଵଦେରତାର ପୂଜା ଉଦେଶ୍ୟେହେ  
ପଢା ହ୍ୟ । କିନ୍ତୁ “ଆଲିଆଇ ଲିଗାଂ” ବିଛକ  
ଏହି ବହେବେକୀୟ ଉଂସର ହିଚାବେ ପାଲନ କବା  
ହ୍ୟ । “ଆଲିଆଇ ଲିଗାଂ”କ ବନ୍ଦ ଉଂସର  
ବୁଲିଓ କୋରା ହ୍ୟ । “ଆଲିଆଇ ଲିଗାଂ”ର  
ଅର୍ଥ ହୈଛେ— ‘ଆଲି’ ମାନେ—ଆନ୍ତୁ, ‘ଆୟେ’  
ମାନେ—ଗୁଡ଼ ଆକ ‘ଲିଗାଂ’ ମାନେ— ମିଁଚା ।  
“ଆଲିଆଇ ଲିଗାଂ” ଉଂସରତ କୋନୋ ଜୀରଖନ୍ତୁ  
ବଲି ଦିଯା ପ୍ରଥା ନାହିଁ । ମିବି ସକଳର ମତେ  
ଏହି ଉଂସରର କାବଣେ କାଣୁନ ମାହର ପ୍ରଥମ ସନ୍ତୁଷ୍ଟବ  
ବୃଦ୍ଧବାବ ଦିନଟୋ ଶୁଭଦିନ ।

‘ଆଲିଆଇ ଲିଗାଂ’ ଉଂସରଟୋ ମିବି ସମାଜର  
ଜାତୀୟ ଉଂସର । ଏହି ଉଂସର ଅନାଦିକାଳର  
ପରା ନିଚିଗା ମୌତବ ଧାରେବେ ବୈ ଆହିଛେ ଆକ  
ଆଜିଓ ଏହି ଉଂସର ପାଲନ କରିଯେଇ ଆଛେ ।  
ଏହି ଉଂସରତ ଦେଖିବିଲେ ପୋରା ଯାଏ ମିବି ସମାଜର  
ସମାଜ ବ୍ୟରସ୍ତ୍ରା ଆକ ସହଜ ସବଳ ଖେତିଯକ ରହା  
ଜୀରନର ଆଚାବ ବ୍ୟରହାବ । ଇଯାବ ମାଜେଦି ମିବି  
ଜାତିବ କୁଣ୍ଡି ସାଂକ୍ଷତିକ ଜୀରନର କିଛୁ ଆଭାସ  
ପୋରା ଯାଏ । ଏହି ଉଂସରତ ଉଚ୍ଚନ୍ତିଚ, ଧନୀ-ତୁଥୀୟା  
ସକଳୋରେ ଯୋଗଦିବ ପାରେ । ଇଯାତ ଟକା ପଇଚାବ  
ପ୍ରୋଜନ ନାହିଁ । ଏହି ଉଂସର ଅସମର ବହାଗ  
ବିହିବ ଦବେ ପାଲନ କରେ ।

ଆଲିଆଇ ଲିଗାଂର ଦିନା ବାତିପୁରା ସବର  
ମୃଥୀୟାଲ ବା ଗୃହସ୍ଥଙ୍କରେ ପଥାବତ ଚାହାଇ ଥୋରା  
ମାଟିତ (ପଥାବର ଚୁକତ) କୋରେବେ ଅଲପ ଚାହାଇ  
ଧାନ ମିଁଚି ଦିଯେ । ଧାନ ମିଁଚି ମିଁଚି ‘ଗୁରୁକ  
ଦିନ, ଭକତକ ଦିନ, ନିଜର ଜୀରନ ବକା କନିମ’  
ଇତାଦି ବୁଲି ଦେଇ ଦିନ ପଥାବତ ଶସ୍ତ୍ରର ଅଧି-  
ଷ୍ଟାତ୍ରୀର ଆଗତ ପ୍ରତିଜ୍ଞା କରେ । ଧାନ ମିଁଚି  
ମାଟୁହଜନେ ସବନେ ସ୍ଵର ଆତି ଗା ତିଯାଇ ପରିତ୍ର  
ମନେବେ ଆଗବେ ପରା ଯତନାଇ ଥୋରା ମନ୍ଦରବୀ  
ଚୌକାବ ଚୁକତ ଇଷ୍ଟଦେରତା ଆକ ପୁର୍ବ ପୁର୍ବ  
ମକଳର ନମତ ବାକି ଦିଯେ । ଏହି ଉଂସରର  
କାବଣେ ବବା-ଧାନର ଚାଉଳ ତବର ପାତେବେ  
ଟୋପୋଲା ବାକି ସିଜୋରା ହ୍ୟ । ଇୟାକ ମିବି  
ଦୋରାନତ ‘ପୁରାଂ’ ବୋଲେ । ଏହି ‘ପୁରା’ ମଦ  
ଆକ ମାଛବ ଦାବା ଆଲହିନ ଆକ ଗାରର ବନ୍ଦ  
ବର୍ଗକ ଅଭାର୍ତ୍ତନା ଜନ୍ମାୟ । ଏହି ବିହିତ ଧନୀ-ତୁଥୀୟା,  
ଲବା-ବୁଢ଼ା ସକଳୋରେ ଆନନ୍ଦତ ଉଂଫୁଲିତ ହ୍ୟ ।

ନୈ ପାବବ ହାବ ଆକ ଦୂର ଦିଗନ୍ତର ପରା  
ଫାନ୍ଦନର ପହୋରା ବତାହବ କନିକାବ ଲଗତ ଭାହି  
ଅହା ନାନାନ ଚବାଇ ଚିବିକତିବ ଶୁରଦୀ ମାତେ  
ପ୍ରତୋକ ମିବି ଡେକା ଗାଭକର ଅନ୍ତ୍ରେତ ‘ଆଲି-  
ଆଇ ଲିଗାଂ’ର ଆଗ ଜାମନୀ ଦିଯେ । ଡେକା  
ଗାଭକରେ ମିଲି ଚୋଲ, ତାଲ, ପେଂପା, ଗଗନା  
ଇତାଦିବେ ବିହି କରେ । ଡେକାଇ ଚୋଲ ବଜାୟ,  
ପେଂପା ଗଗନା ବଜାୟ । ଏ ନିତମତ ମାପୋନ  
ପାହବା ଶୁବ ଦି ଗାୟ । ଗାଭକବୋବେ ବନକୁଳ  
ପିକେ ଆକ ହାତେ ବୋରା “ବିବିଗାଂତେ” ଆଦି  
ଜାତୀୟ ପୋଚକ ପିଙ୍କି ନାଚେ, ଗଗନା ବଜାୟ  
ଆକ ଅମିଯ ବବସା ଏନିତମ ଗାୟ । ଡେକା  
ଗାଭକରେ ଚକ୍ରାକାବେ ସ୍ଵର ସ୍ଵର ନାଚି ବିହି  
କରେ । ଏହି ନାଚକ ‘ପାକଚନାମ’ ନାଚ ବୁଲି  
କୋରା ହ୍ୟ । ଇଯାବ ତାଂପର୍ଯ୍ୟ ହଳ—ଡେକା  
ଗାଭକର ଦେହ ତ ଦି ଭଞ୍ଜିବେ ପାକଚ ନାଚ  
ନଚାବ ଦବେ ଗଜି ଉଠା ଧାନବୋବୋ ଯେନ ହାଲି-  
ଜାଲି ନାଚି ଉଠେ । ପ୍ରତୋକ ଡେକା ଗାଭକରେ

## আলোচনা

আনন্দ আহুহাৰা হয়। আনিয়াই লিগাং  
বিহুত প্রতোক ডেকা গাভকৰ অস্তৰত সৰগৰ  
পৰা আনন্দৰ নিকৰা বোৱাই আনে। প্রতোক  
স্বত বিঠ শেষ হোৱাৰে লগে লগে বিহুৰাক  
মদ আৰু পুৰাং দিয়ে। বিহুত ডেকা গাভ-  
কৰ ভৰিব গিবিপনিত প্রতোক মিবি স্বত  
চোতালত ধূলি উৰে। চোতালৰ দুবৰি বন  
প্ৰানহান হয়। অনিয়া এনিতমৰ প্ৰথা হৈবে,  
চোলৰ তালে তালে নাচি আপোন পাহৰা।

হয়। ফাণুনৰ পচোৱা বতাহে বিক্ৰাৰ অস্ত-  
ৰত পুলক যোগায়।

শদিয়াৰ পৰা আৰস্ত কৰি ভৰলীলৈকে  
(তেজপুৰ অস্তৰ্গত) বাসকৰা প্রতোক নিমিৰি  
সকলৰ প্ৰানত আনন্দৰ জোৱাৰ উঠে।  
টোলৰ শব্দত সোৱনশিৰি, ধনশিৰি আদি নৈৰ  
ছয়োপাৰে খলক লাগি থাকে। ষুণে ষুণে  
সৱল প্ৰানৰ মিৰি খেতিয়কে “আৰি পাই লিঙঁঁ”  
উৎসৱক পালি আহিছে। ই মিৰি সখলৰ  
সাংস্কৃতিক জীৱনৰ লগত জড়িত।

[ ‘আনৰ দোৰ গুণলৈ চহু দিঁও কিম ! মোৰ গাত জানো দোৰ কৰ আছে ?’ ]

—গীতা

# মানুহৰ বা বে

“খেতি মষ্ট কবিতিলো এই বচনে আগব  
দবেই। কিঞ্চ বনামা বাবে মোৰ সকলো খেতি  
মষ্ট কবি দিলো। সেই বুলি নই জানো আছো  
খেতি নকৰিম ?”

অবাপক ১. ভূবন চূঁটীয়া

**ভ**াৰত হাউচ চাৰ্জেন কপে থকাৰ পিছত  
চাকৰিব বাৰ্তা লৈ অতা চিঠিখন পঢ়ি  
আকো এবাৰ কঁপি উঠিল মোৰ হিয়াধন  
অজান আশঙ্কাত।

আজি মোৰ সাধনা সকল হৈছে। মোৰ  
স্বৰ্গত পিছব সাধনা, দূৰব গাৰ্ত মোৰ  
আগমনৈল বাটি চাই থলি মোৰ বৃক্ষা ম'চুব  
সাধনা সকল হৈছে। মই ডাক্তৰ হৈলো।  
ডাক্তৰ কপে এপইটেমেট পাইছো। ম'চুব  
মুখলৈল আগবাঢ়ি ঘোৱা জাক জাক মানুহৰ  
মনৈল, আক সেই জাক জাক মানুহৰ আত্মীয়  
স্বজনৰ মনৈল শান্তনা কঢ়িয়াই আনিলৈল মই  
আজি সক্ষম হৈলো। এয়ে মোৰ আইব আশা,  
এয়ে আছিল মোৰ স্বৰ্গত পিতাৰ আশা;  
যি আশা পূৰণ কৰিবলৈল চেষ্টা কৰিয়েই মোৰ  
পিছয়ে গিলতিগৈকে জীৱন দিলে অনাহাৰ-  
অনিদ্রাই দিন কঢ়ায়। এই দিনটোৱেলকে আজি  
ইমান দিনে গয়ো বাটি চাই আছিলো। আজি  
আছিল সেই দিনটো। কৈন্ত মোৰ ভয় লাগিছে।

মোৰ এনেহে লাগিছে— মষ্ট মেন আছো, বাৰ  
কিবা এটা তেকৰাৰ খুঁভিছো কিবা এনি পোৱাৰ  
বিনিময়ত। মনটো মোৰ বাবে বাৰে পুৰি  
যাৰ খুঁভিছে দুঃস্তৰ আগতে এবি আহা সেই  
দিনবেলৈলে, দুঃস্তৰ আগব সেই দুর্যোগ  
ভৱা দিনবোৰৰ মাজলৈল।

আজি দুঃস্তৰ আগব কথা মেডিকেল  
শেৱ পৰীক্ষা দিবলৈল সাজু হৈলো। পৰ্যামানে  
চেষ্টা কৰিবো পৰীক্ষাৰ কাৰণে; পৰীক্ষা হৈ  
মই পাঁচ কৰিবই লাগিব। মই ডাক্তৰ হৈ  
লাগিব। ডাক্তৰ হৈ মই ডাক্তৰ হোৱাৰ আৰ  
যি মোৰ পিছ-মাত্ৰয়ে আজীৱন পুঁচি আহিছে  
সেই আশা মই পুঁণ কৰিবই লাগিব। মোৰ  
ডাক্তৰ কৰিবলৈল মোৰ পিছ-মাত্ৰয়ে কি কৰ  
নাই! মই নিজ কাগেবেই শুনিছো পিতাৰ  
আইব আগত কোৱা— ‘লোৱাৰ মাক; লোৱাৰ  
ডাক্তৰ কৰিবই লাগিব। তোৰ কাৰণে হেজা  
দুর্যোগ শিব পাতি লুব লাগিব। লুব  
পঢ়াৰৰ কাৰণে মই যদি কান্দক ভিক্ষাৰ

## আলোচনা

লব লাগে লম ; অনাহাবে থাকিব লাগে থাকিম। মই সকলো কবিবলৈ সাজু আছো।' মোক ডাক্তর কবিবলৈকে কষ্টক কষ্ট ঘুরুলি হাড় ভাড়ি আজ্জর্ন কবিলে পিতৃয়ে মই মেডিকেলত পঢ়াৰ খবছ। কিন্তু কি হব। মোৰ দোষতেই, কেৱল মাত্ৰ মোৰ দোষতেই মোৰ পিতৃয়ে মনৰ আশা মনতেই লৈ সিপুৰীলৈ যাৰ লগা হ'ল। মোৰ দোষতেই মেডিকেলৰ শেষ পৰীক্ষাত প্ৰথমবাৰ মই ফেইল কৰিলো। সেইবাৰ যদি মই ফেইল নকৰিলোহেতেন— হয়তো মোৰ পিতৃ আজিও জীয়াই থাকিলহেতেন মই ডাক্তর হোৱা— নিজ চকুবে চাই ত্ৰিপ্তি পাৰলৈ। সিয়ো হয়তো মোৰ যত্নতেই। ডাক্তর হৈ আন হঁজাৰ জন বেমাৰীৰ ভীতি-বিহুল চাৰনিত আশাৰ সংকাৰ কৰাৰ আগতে হয়তো মোৰ পিতৃব... চকুতেই দিব পাৰিলোহেতেন সেই আশাৰ চাৰনি। কিন্তু নহল। ডাক্তর হৈ মোৰ কণ্ঠীয়া পিতৃক শুন্ধ্যা কৰাতকৈ সেইবাৰ শেষ পৰীক্ষাত ফেইল কৰি হয়তো মৃত্যুৰ দিনবোৰ চমু চপাই দিলো। কিন্তু কিয় এনে হ'ল ? তাৰ উত্তৰ মই আজিও বিচাৰি পোৱা নাই ; হয়তো নেপাম কোমো দিনেই।

পৰীক্ষালৈ মাত্ৰ আৰু ছমাহ বাকী। দিন বাতি সমান কৰি খাতিছো সকলোৱে।

আনন্দিনিব দবে সেই দিনাও গৈছো ঝাৰ্ডলৈ এটা কেচৰ হিণ্টি লৈ বিপট তৈয়াৰ কৰিবলৈ। মোৰ নামত যি খন বেড় পৰিছে তাত দেখিলো এটি ন দহ বছৰীয়া ছোৱালী। অসহায় চাৰনীৰে শুই এটি ন দহ বছৰীয়া ছোৱালী। অসহায় চাৰনীৰে শুই চাই আছে বাকী বেড় বোৰৰ বেমাৰী বোৰলৈ। শুই চাই আছে বাকী বেড় বোৰৰ বেমাৰী বোৰলৈ। প্ৰথমে মুখখনি দেখিয়েই মোৰ গোণে মনে কৈ উঠিল—‘আয়ে দেহি’ ইমান ধূলীয়া ছোৱালী জনী।

কি বেমাৰ হৈছে বাক তাইব। এচৰ চাপি গলো। তাইব দৃষ্টি মোৰ ওপৰত দ্বিব হৈ বল। আশা আৰু ভয় মিশ্রিত সেই চারনীত মই যেন দেখাপালো হেজাৰ আকৃতি। মৰমেৰে মূৰত হাত বুলাই শুধিলো—‘কি নাম ভন্টি?’ ‘মাৰু’—মৰ্টা মৰম সনা মাতেবে তাই উত্তৰ দিলো। ‘কি হৈছে তোমাৰ?’ ‘পেটৰ বিষ আৰু জৰ’ তাই কলে। মই তেতিয়াহে মন কৰিলো ছোৱালী জনী। এই মাত্ৰ কেচা হালধী দৰ্হিগা ধোৱা যেন হৈপৰিছে। বেমাৰ ঠারৰ কৰি পেলালৈ জন্দিচ ?

তাৰ পিছত পুৰা চাৰিমাহ। যেই মৰমলগা ছোৱালী জনী লৈ চলিল আমাৰ মানে, মেডিকেল চাইন্স আৰু মৰমৰ মাজত টুনা আজোৰা। প্ৰথম দিনৰ চিনাকিতেই বিয়জানো ছোৱালী জনীয়ে মোৰ অন্তৰখন জধ কৰি বহি ছল। নিতো যাওঁ এবাৰকৈ ছোৱালী জনীৰ খবৰ কৰিবলৈ। মোৰ পাঁচবছৰীয়া ডাক্তাৰি জ্ঞানকে লৈ হাউচ চাৰ্জনৰ লগত আলোচনা কৰো তাইব পথ্য দৰব আদিব কথা। সেই ৰোগ সম্বন্ধীয় ঔৱন্ধ পাতি, কিতাপ পত্ৰ মই চালি জাৰি ৮০ওঁ।

তাইব অৱস্থা ত্ৰমে বেয়াৰ পৰা বেয়াৰ ফালেহে যাব ধৰিলে লগে লগে মোৰ অন্তৰ খনেও হাহাঁকাৰ কৰি উঠিলৈ। মোৰ ভাৱ হ'ল—এই ছোৱালীজনী বঢাই তোলাতেই যেন মোৰ সাৰ্থকতা নিৰ্ভৰ কৰিছে। ঔথমে হোষ্টেণ্ট চিকিৎসা কৰি, তাইব বেমাৰৰ বিষয়ে কিতাপ পত্ৰ পঢ়ি টোপানি থতি কৰিবলৈ ধৰিলো। তাৰ পিছত তাইব অৱস্থা যিমানেই বেয়াৰ ফালে ঢাল ললে সিমাণেই মোৰ গাত জলা জুই ঝলিবলৈ ধৰিলৈ। শেষৰ ফালে তাইব বেডৰ কাঁঘতে বহি বাতি

କଟାବଲେ ଧରିଲୋ । ଲଗବ ସକଳୋରେ ମୋକ ତିବସ୍ତାବ କବିଲେ । ଡାକ୍ତର ହବଲେ ଗୈ ଇମାନ ଚେଟି-ମେଟେଲ କିଯ ହେଛୋ ; ଏଜନୀ ସାଧାବନ ବେମାବୀ ଛୋରାଲୀର ଲଗତ ଲାଗି ମୋର ପରୀକ୍ଷା, ମୋର ସ୍ଵାସ୍ଥ୍ୟର ପ୍ରତି ଆୱକନିୟା କିଯ ହେଛୋ ବୁଲି । କିନ୍ତୁ ଏକୋରେଇ ଟଲାବ ନୋରାବିଲେ ମୋକ । ସମ୍ଭବନାତ ଚଟ୍ଟଫଟାଇ ଥକା ମେଇ ଅକନମାନି ଜୀରଟିଲେ ଚାଇ ଏଦିନ ନିଶା ମହି ଭଗବାନଙ୍କୋ ପ୍ରାର୍ଥନା କବିଛିଲୋ ।— ହେ ଈଶ୍ଵର, ଲାଗେ ମୋକେଇ ମାରି ନିୟା ; ତ୍ୟାପି ଏହି ଅକନମାନି ଛୋରାଲୀ ଜନୀକ ଜୀଯାଇ ତୋଳା ।

ସକଳୋ ମିଛା ହୈ ଗ'ଲ । ମୋର ପ୍ରାର୍ଥନା ଭଗବାନେ ଝୁଣୁନିଲେ । ମୋର ଡାକ୍ତରୀ ଜାନେ ମରଗବ ଆଗତ ହାବ ମାନିଲେ । ଏଦିନ ଛୋରାଲୀରନୀ ମରି ଥାକିଲ ।

ତାବ ପିହତ କିନ୍ତୁ ଦିନଲେ ମହି ସକଳୋ ଆଶା, ସକଳୋ ଆଶା ହେକରାଇ ପେଲାଇଛିଲୋ । କିନ୍ତୁ ଲାହେ ଲାହେ ମହି ପ୍ରକୃତିଶ୍ଵର ହୈ ଆହିଲୋ । ପରୀକ୍ଷା ଦିଯା, ପରୀକ୍ଷା ପାଚ କବି ଡାକ୍ତର ହୈ ଆହି ବୋପାଇବ ଆଶା ପୂର୍ଣ୍ଣ କବା ଚିନ୍ତାଇ ମେଇ ଦୋରାଲୀ ଜନୀର କଥା-ବୋର ସ୍ମୃତିର ପାତତ ମାତ୍ର ଦେଖି ବାଖିଲେ । କିନ୍ତୁ କି ହବ ! ତେତିଆୟେ ବଢତ ଦେବୀ ହୈ ଗଲ । ପରୀକ୍ଷାବ କାବଣେ ସାଜୁ ହୋବାର ସମୟ ଉକଳି ଗଲ ।

ତ୍ୟାପି ପରୀକ୍ଷା ଦିଲୋ । ପରୀକ୍ଷା ଯେ ଭାଲ ନହିଁ ମେଇ ଜାନିଛିଲୋ ସବଲୈ ଗଲୋ । ସବବ ଅରଶା ଦେଖି ଏଟା ମାତ୍ର ତପତ ଶୁଭୁନିୟାହ କଢିଲୋ ।

ଯଦିନା ପରୀକ୍ଷାବ ଫଳାଫଳ ଓଳାଳ ; ମହି ମାତ୍ର ତଳମୂର୍ବୈକ ବହି ଥାକିଲୋ । ଆୟେ ବେଜାବ କବିଲେ । ପିତାବୋ ମୁଖଥନ ଶୁକାଇ ଗ'ଲ । ମହି ଏକୋ

ମୋକୋରାଇକ ପିତାଯେ କଲେ “ଥେତି ମହି କବିଛିଲୋ ଏହି ବଛବୋ ଆଗବ ଦବେଇ । କିନ୍ତୁ ବନୀଯା ବାବେ ମୋର ସକଳୋ ଥେତି ନସ୍ତ କବି ଦିଲେ । ମେଇ ବୁଲି ମଇଜାନୋ ଆକୋ ଥେତି ନକବିମ ?” ଇଂଗିତ ବୁଜି ବଲେ ମୋର ବାକୀ ନାଥାକିଲ । ଆକୋ ସ୍ଵରୀ ଆହିଲୋ କଲେଜଲୈ ।

ତାବ ପିହତ ଆକୋ ହମାତ ଦିନ ବାତି ସମାନେ ଚେଟୋ କବି ପରୀକ୍ଷା ଦିଲୋ । ଜାନିଲୋ ଏହିବାବ ପରୀକ୍ଷା ଭାଲ ହେତେ । ସବଲୈ ଗଲୋ ବଂ ମନେବେଇ । କିନ୍ତୁ ସବ ପାଇଁ ଯି ଦେଖିଲେ ମୋର ସକଳେ ମଧ୍ୟରେ, ସକଳୋ ଉଂସାହ ଠାଟେଇ ନାଇକୀୟ ହୈ ଗଲ । ମହି ଯେତିଆ ସବ ପାଞ୍ଚଟିଗେ ପିତାବ ପ୍ରାୟ ଅନ୍ତିମ ଅରଶା, ଯେନ ମୋଲେକେହେ ବାଟ ଚାଇ ଆହିଲ । ଚିକିଂସାବ କାବଣେ ଉଦ୍ବୁବି ଥାଇ ଲାଗିଲେ । କିନ୍ତୁ କି ହବ ! ନାଡ଼ି ଚାଇ ଜାନିଲୋ ଡାକ୍ତରି ହିଚାବେ ମୋର ଆଶ କବିବାଲେ ଏକୋ ନାହିଁ । ତ୍ୟାପି ପୁତ୍ର ହିଚାବେ କବିବ ଲଗାଖିନି କବାତ ମହି କ୍ରତି ନକବିଲୋ । ତ୍ୟାପି ଏମ୍ବଟାବ ପିହାତେଇ ପିତାଇ ଶେବ ନିସ୍ଵାସ ତ୍ୟାଗ କବିଲେ ମୋର କୋଲାତେଇ ଆୟେ ଇନାଟ ବିନାଇ କାନ୍ଦିଲେ । ମହି ଚକୁବେ ଶୁରଲୀ ଶୁରଲୀ ଦେଖିଲୋ । ଅନ୍ତର ଥନ ମୋର ଫାଟି ଘୋର ଯେନ ଅଚୁଭତ କବିଲୋ । କେହୁରା ଲବା ଏଟିବ ଦର୍ଶ ମୟୋ କାନ୍ଦି ପେଲାଲୋ । ମୋର ଭାବ ହଲ ଡାକ୍ତରି ହିଚାବେ ଏଯା ଯେନ ମୋର ଦିତୀୟ ପରାଜୟ ।

ତାବ ପିହତ ଆଜି । ଆଜି ମହି ଡାକ୍ତରି ହିଚାବେ ସମ୍ପୂର୍ଣ୍ଣ ସ୍ଵାଧୀନ ଚିତ୍ତାକ୍ରମ ବେମାବୀ ଚୋରାବ କ୍ଷମତାବେ appointment ପାଇଛୋ । ମୋର ଆନନ୍ଦ ଲାଗିଛେ । କିନ୍ତୁ ଲଗେ ଲଗେ ମୋର ଲାଗିଛେ । କିବା ପାଇ କିବା ଏଟା ହେକରାବ ତ୍ୟାବ ମୋର ଅନ୍ତର ଆଜା ଶୁକାଇ ପରିଛେ ।

এই প্রদর্শনটির জবিয়তে লিখকে মধ্যাধীন অসমীয়া  
সাহিত্য এটি চমু আলোচনা দাই ধরিছে।

# মধ্যযুগীয় অসমীয়া গীতি সাহিত্য

এম, ইম্বান আলি  
দ্বিতীয় বার্ষিক কলা

পৃথিরীৰ আন সাহিত্যবোৰ দৰে অসমীয়া  
সাহিত্যবো আদি স্তৰ গীতৎ ওপৰত প্রতিষ্ঠিত।  
ইউৰোপীয় সাহিত্যৰ গুৰি যি দৰে গ্ৰীক সভ্যতা  
আৰু মহাকাব্যবোৰ, সেইদৰে ভাৰতীয় সাহি-  
ত্যবো গুৰি বামায়ণ, মহাভাৰত আদি কাব্য-  
বোৰ। সেই কাবণ্ডেই বেচি ভাগ ভাৰতীয়  
সাহিত্যত ধৰ্মৰ আচোৰ পৰা দেখা যায়।  
পণ্ডিতসকলৰ মতে অসমীয়া ভাষাৰ জন্ম হয়  
প্ৰায় নবম শতকাৰ পৰা, দ্বাদশ শতকাৰ  
ভিতৰত। নব্য-ভাৰতীয় আৰ্যা ভাষাৰ পূৰ্বৰ্মা  
মাগধী অপভ্ৰংশৰ পৰা উৰিয়া, বিহারী, বঙালী,  
আদি প্ৰাদেশিক ভাষাৰ দৰে অসমীয়া ভাষাবো  
জন্ম হয় মাগধী অপভ্ৰংশৰ পৰা। ভাষাবিদ-  
সকলে অসমীয়া ভাষাক জন্মৰ পৰা বৰ্তমান-  
লৈকে বিভিন্ন যুগত ভাগ কৰিছে। যেনেঁ :—  
আদিযুগঃ অসমীয়া ভাষাৰ জন্মৰ পৰা শক্ষৰ-  
দেৱলৈকে, মধ্যযুগ বা উন্নতিৰ যুগঃ শক্ষৰ-

দেৱৰ পৰা ইংৰাজসকল অহালৈকে আৰু  
বৰ্তমান যুগঃ ইংৰাজ বাজন্ব আৰম্ভনিৰ পৰা  
বৰ্তমানলৈকে। ইয়াৰে মধ্যাধুগ বুলিলে শক্ষৰ-  
দেৱৰ কিছু আগৰ পৰা অৰ্থাৎ খণ্টীয় চতুৰ্দশ  
শতিকাৰ আৰম্ভনিৰ পৰা মিচনেবৌসকল অহা-  
লৈকে অৰ্থাৎ উনবিংশ শতিকাৰ আৰম্ভনিলৈকে  
বুলি ধৰিব পাৰি। ইয়াকো আকো আলো-  
চনাৰ স্ববিধার্থে বিশেষ তিনি শ্ৰেণীত ভগাইছে।  
যেনেঁঃ (ক) প্ৰাক-শক্ষৰী যুগ, (খ) শক্ষৰীযুগ  
(গ) শক্ষৰোন্ত্ৰ যুগ।

চতুৰ্দশ শতিকাৰ পৰা শক্ষৰদেৱলৈকে  
প্ৰাক-শক্ষৰী যুগ বুলি অভিহিত কৰা হৈছে।  
প্ৰাক-শক্ষৰী যুগৰ গীতবোৰ লৌকিক আৰু  
প্ৰকৃতিগুলক। এই যুগৰ বচনাবোৰ সভয়ে  
কৰিব কোনো সদাশয়বাক্তি বা বাজৰংশৰ  
পৃষ্ঠপোষকতাত বৰচিত হৈছিল। সকলোবোৰ

গীততে কবিসকলৰ নিহিত প্রতিভা অতি স্পষ্ট  
ভাবে প্রতিফলিত হোৱা দেখা যায়। এই  
গীতবোৰ ধৰ্মীয় ভাবৰ পৰা সম্পূর্ণ মুক্ত  
আছিল। মাধব কদলী আৰু শশৰী যুগৰ  
শ্ৰেষ্ঠ কবি। তেওঁতে বাঙ্গালীৰামায়ণ থন  
পোন পথমে অসমীয়ালৈ ভাঙনি কৰে যদিও  
বামায়ণ থন পদতহে বচনা কৰিছিল। তথা-  
পিতো তেওঁতে প্ৰকাশতঙ্গীৰ গতিশীলতা,  
আবেগমূলক চিৰি ধৰ্মিতা আৰু বৰ্ণনাৰ ক্ষিপ্র-  
তাই তেওঁতে বচনাক গীতিধৰ্মী কবি তুলিছে।  
মাধবকন্দলীয়ে উপমা নিৰ্দৰ্শনত যৱক, অহ-  
প্ৰাপ্ত আদি বিভিন্ন অলংকাৰেৰে বামায়ণখন  
সৰ্বসাধাৰণ মাহুহৰ সুপার্য কবি তুলিছে।

মাধব কদলিৰ পিছতে প্ৰাক-শক্তবী যুগৰ  
গীতি সাহিত্য বুলিলে প্ৰধানকৈ পাঁচালি বা  
মনসা সাহিত্যক ধৰিব পাৰি। শক্তি পূজাৰ  
লগত পাঁচালীয় কিবা এটা সম্পৰ্ক থকাব  
কাৰণেই বৈষ্ণব যুগৰ সমসাময়িক হৈৱো তেওঁ-  
লোকৰ প্ৰভাৱৰ পৰা মুক্ত আছিল। পাঁচালী  
সাহিত্যৰ ছুটা ধাৰাৰ কথা পোৱা যায়। এটি  
এই ছুয়োটা শাখাৰ কথা পোৱা যায়। এটি  
দুৰ্গাবৰক শ্ৰেষ্ঠ বুলি আখ্যা দিব পাৰি। দুৰ্গা-  
মত বামায়ণ থন গীতত বচনা কৰে। দুৰ্গা-  
বামায়ণৰ বৈশিষ্ট হ'ল ইয়াত পুৰণি কামকপৰ  
দুৰ্গাবৰ বচিত আন এখন মনসা শ খাৰ পুঁথি  
হ'ল ‘বেউলা আখ্যান’। গীতি বামায়ণৰ দৰে  
বেউলা আখ্যানৰ গীতবোৰে বাগ-বাগিণীযুক্ত।  
পৌৰাণিক শাখাৰ আন এজন কবি হ'ল পীতা-

মুৰ। তেওঁৰ বচিত ‘উমা পৰিচয়’ কাৰ্যালয়ে  
গীত আৰু পৰব সমষ্টি। এই গীতবোৰেই  
তেওঁতেৰ কবি প্রতিভাৰ সুকপ—প্ৰকাশৰ  
উৎকৃষ্ট নিৰ্দৰ্শন। যদিও উমা পৰিচয়খন ভাগৰ্ত-  
তৰ আপমত বচনা কৰিতে ইয়াৰ গীতবোৰ  
কলিৰ নিজা ষষ্ঠি। আৰু এছন তবি মনকৰৰ  
বচিত প্ৰয়ুৰণৰ অংশ বিশেষহে ইকাৰ কৰা  
হৈছে। যিয়েই নহুনক যিবিনি উকাৰ কৰা  
হৈছে সেইবিনিৰ মাজাতই মনকৰৰ কৰি  
প্রতিভা আমি বিচাৰি পাৰি আৰু আজিও  
মেই গীতবোৰ ‘মাবনেৰ গীত’ বা ‘পোকৰাৰ  
পাঁকালী’ বুলি জনা যায়। তেওঁতেৰ বচনাৰ  
বৈশিষ্ট হ'ল লোকিক আৰু বসৰ প্ৰচুৰ্যা।  
অসমীয়া সঙ্গীতৰ যিবিলাক গীত শুকনালী  
নামে সকলোৰে পৰিচিত তাৰ বচক হল সুকবি  
নাবায়ণদেৱ। সনয়ৰ ফালৰ পৰা তেওঁতে  
শক্তবদেৱৰ পৰবন্তী হলেও বচনাৰ ফালৰ পৰা  
পাঁকালী কবিসকলৰ লগত একেলগে উল্লেখ কৰিব  
পাৰি। সুকবি নাবায়ণদেৱৰ বচনাতে পুৰণি  
অসমৰ সামাজিক আচাৰ বারহাৰ, বেংগ বেংগ,  
গিৰি কৰ্ম আদি সকলোৰে আভাস পোৱা  
যায়। তেওঁৰ বিশেষহ হ'ল ইয়াৰ ভালেখিনি  
বৈষণৱ ভাৱ বা কথা সম্পৰ্কীয় কৃষি, কাৰ্য,  
কানাই, বাধা, ঘূন্দাবন, গোপ গোলীৰ লগত  
জড়িত। পাঁকালী সাহিত্যৰ বচনাসমূহ বিশেষ  
কৈ ওজাপালিয়ে গাবৰ উদ্দেশ্যে বচনা কৰা  
হৈছিল।

শক্তবী যুগৰ সাহিত্য বিশেষকৈ বৈষণৱ  
ধৰ্মৰ ওপৰত ভিত্তি কৰি বচিত হৈছে।  
“এলিজাবেথীয় যুগৰ সাহিত্যৰ দৰে শক্তবী যুগৰ  
সাহিত্য নিশ্চিত ভাবে যোগায়ক, কোনো  
বিয়াদ, অবসাদ, বা সদেহবাদৰ ইয়াত  
ঢাই

নাই”। শঙ্কুর যুগৰ বৈকল্পৰ সাহিত্যৰ বৰগীত আৰু ভট্টিমা এই দুটা ধাৰাই প্ৰধানকৈ প্ৰভাৱ বিস্তাৰ কৰিছে। চতুর্দশ শতিকাতে প্ৰতিপৰি তোৱা অসমীয়া সাহিত্য শঙ্কুৰ সাহিত্যাই পোনতে সুৱগৰ চৰালে। যদিও এই সাহিত্যৰ উদ্দেশ্য প্ৰচাৰেই মুখ্য আছিল তথাপিতো সিয়েই অসমীয়া সাহিত্যৰ বুৰঞ্জীত “সোণালী যুগৰ” পাতনি মেলিলে। শঙ্কুবদেৰ ইয়াৰ গুৰি ধৰোতা আছিল। শঙ্কুবদেৰ শাক তেওঁৰ শিশু মাদৰদেৰ বচিত বৰগীত, যাক ড' বানী কানু কাকতীৰ ভাষাবে কৰলৈ হলে “Noble Numbers”, অসমীয়া গীতি সাহিত্যৰ ভৰালত এক অভিন্নৰ দান। এই গীতবোৰত শঙ্কুবদেৰ ব্ৰজাৰসী নামৰ কৃত্ৰিম ভাষাব অৱত বণ্ণ কৰিছিল। তায়াৰ বাহিৰেও ইয়াৰ আন এই ৰূপশিষ্টা হৈছে সুবৰ। নৃতা-গীত কলা বিশ্বাদ শঙ্কুবদেৰ আৰু কোকিল কষ্টি মাদৰদেৰ ৰৈণুত প্ৰতিভাৰ পৰশত ই উচ্চ মান বিশ্বষ্ট স্থৰৈন উঠিছে। আৰু ইয়াক সেই ক'বণেই অসমীয়া শাৰ্গ বা ক্লাচিকেল সঙ্গীত (Classical Music) বুলি আখ্যা দিছে। শঙ্কুবদেৰ বচিত বৰগীতৰ প্ৰার্থনা-মূলক আৰু মাদৰদেৰ বচিত বৰগীতৰ বেড়ি মূলক আৰু মাদৰদেৰ বচিত বৰগীতৰ বৎবেৰেৰ ভাগট শিশু কৃষ্ণৰ বালাজীৰনৰ বৎবেৰেৰ আলেখ্য চিত্ৰিত হোৱা দেখা যায়।

আন এৰিধ গীত হ'ল ভট্টিমা, ভট্টিমা বিলাক তিনি শ্ৰেণীত ভগোৱা হৈছে। নাটকীয় ভট্টিমা, দেৱভট্টিমা আৰু ৰাজ ভট্টিমা। মাদৰ দেৱে এই তিনিশ্ৰেণী ভট্টিমাৰ লগত আৰু এক শ্ৰেণী ভট্টিমাৰ সংযোগ কৰে। সেয়ে ই'ল শুল্ক ভট্টিমা। ভট্টিমা শুল্কটোৰ অৰ্থ স্তুতি

বা প্ৰাৰ্থনা। ছদ আৰু শদ সংযোজনাৰ চাতুৰ্যা আৰু গাস্তীৰ্মা, অহুপ্রাপ ধৰনি, প্ৰতিবনিব উপ-যুক্ত প্ৰয়োগৰ কাৰণে উৎকৃষ্ট সঙ্গীতৰ শাৰীত স্থাপন কৰিব পাৰি। বৰগীতৰ দৰে ভট্টিমা-বোৰৰ ভাষাও ব্ৰজাৰসী।

বৰগীত আৰু ভট্টিমাবোৰ বাহিৰেও অন্ধৰ ব্যারস্থা কৰা আৰু এৰিধ গীত পোৱা যায়। সেইবোৰক সুকীয়াকৈ নাটিৰ গীত বুলিব পাৰি। বৰগীতৰ দৰেই এই গীতবোৰতো ভক্তিৰ উচ্চাস বিদ্যমান। তথাপিতো বিষয় বস্তুৰ মৌলিকতা আৰু প্ৰকাশ ভঙ্গীৰ বৈশিষ্ট্যৰ বাবে সেইবোৰ বৰগীতৰ লগত একে শাৰীত স্থান দিব নোৱাৰিব।

শঙ্কুৰ যুগৰ সমসাময়িক আৰু কেৰাজনো কৰিব লেখনি পোৱা যায়। এই সকল হ'ল বামসম্বৰ্ষতী, অনন্ত কদলি, কবি শেখৰ, বাম-চৰণ ঠাকুৰ, গোপালদেৱ, উদাৰ গোবিন্দ আৰু প্ৰকৃষ্ণোত্তম ঠাকুৰ। এওঁবিলাকে মহা পুৰুষ দৃজনৰ আহিতেই গীত বচনা কৰিছে। বিষয় বস্তুৰ বৰ্ণনা, ভাষা আৰু অলঙ্কাৰৰ প্ৰয়োগত বৰগীতৰ প্ৰভাৱ এইবোৰত সুস্পষ্ট। এই গীতবোৰ বৈশিষ্ট্য হ'ল বাধা চৰিত্ৰ। বামসম্বৰ্ষতীক অসমৰ বাস বুলি আখ্যা দিছে। তেখেতে মহাভাৰতৰ বিভিন্ন পৰ্ব আৰু বধকাৰা বচনা কৰাৰ উপৰিও সংস্কৃত গীতগোবিন্দ অসমীয়ালৈ অনুবাদ কৰে। বামসম্বৰ্ষতীৰ গীতগোবিন্দ, জয়দেৱৰ আক্ৰমিক অনুবাদ নহয়। শদ যোজনা আৰু পাবিপাটা ভাৰাৰেগৰ প্ৰকাশ আৰু বৰ্ণনাৰ ক্ৰিপ্তাই তেখেতৰ বচনা সজীৱ আৰু সৰস কৰি তুলিছে। বামচৰণ ঠাকুৰৰ গীতবোৰ বৰগীতৰ আদৰ্শকে

বচনা কৰা যদিও এইবোৰক বৰগীত দুলি  
আখ্যা দিব মোৱাৰিব। এই গীতবোৰৰ বৈশিষ্ট  
হল কৃষ্ণৰ চৰিত্ৰকে বিশেষণ কৰি দেখুৱা।  
অৱশ্যে ইয়াত কৃষ্ণৰ ঘোৱন অৱস্থাৰ চৰিত্ৰকহে  
অফণ কৰিছে।

শঙ্কৰী যুগৰ আৰু শঙ্কৰোত্তৰ যুগৰ মাজত  
সামাৰেথা টানিব মোৱাৰিব। যিতেও শঙ্কৰো-  
ত্তৰ যুগ, শঙ্কৰী যুগৰ ক্ৰমবিস্তাৰ মাথান।  
বচনা বীতিব ফালব পৰা শঙ্কৰোত্তৰ যুগ  
বিশেষকৈ কথা সাহিত্যৰ যুগ দুলিৰ পাৰি যদিও  
তাৰ মাজতে বচনা কৰা কেবাজনো কৰিব গীত  
পোৱা গৈছে। সেইসকলৰ ভিতৰত দৈত্যাৰি  
ঠাকুৰ, অনিকন্দেৱ, শ্ৰীৰাম আতা, যত্ননি,  
বামানন্দ, বামকৃষ্ণ, বিশ্বপুৰী মহাদেৱ কদম্বিংহ,  
শিৰসিংহ, কবিবাজ চক্ৰবৰ্তী, কবিবাজ দিজ মাধৱ  
দাস, দৌন দিজ আদি প্ৰধান। এই যুগত ছটা  
ভাষাৰ গীত পোৱা যায়। এটি হ'ল ব্ৰজালী  
ভাষাৰ, আনটি হল বিশুদ্ধ অসমীয়াত বচনা কৰা  
সাহিত্য। এই যুগৰ গীতত ভক্তি ভাবতকৈ  
লৌকিকতাহে বিশেষ স্থান লাভ কৰিছিল।  
সাধাৰণতে শঙ্কৰ মাধৱৰ ব্যৱহৃত বাগকে এই যুগৰ  
গীত বচক সকলে গ্ৰহণ কৰিছিল যদিও পশ্চিমা  
ধন শী, বঙ্গ-ভাটিয়ালী, পাহাৰী তেবৰী শ্ৰুতি গান্নাৰ  
আদি নতুন বাগৰ সমাৰেশ এওলোকৰ গীতত  
দেখা যায়। এই গীতিকাৰ সকলৰ বচনাত আন  
এটি লক্ষণীয় পৰিবৰ্তন হল গীতবোৰ কৃষ্ণৰ চৰি-  
ত্ৰৰ লগত বাধা চৰিত্ৰৰ অক্ষন। যদিও মাধৱ-  
দেৱেৰ তেখেতৰ বচনাত বাধাক চিত্ৰিত কৰা দেখা  
যায়, সেয়া এজনী বয়সীয়াল গোপিনী হিচাবেহে  
দেখা দিছে। কিন্তু শঙ্কৰোত্তৰ যুগৰ কৰি সকলে  
বাধাক কৃষ্ণক প্ৰগণিনী কৰ্মে অক্ষি ট কৰিছে।

বৃষ্টীয় অষ্টাদশ শতিকাৰ লগে লগে অসমীয়া  
সাহিত্যত থকা ধৰ্মীয় ভাৱ কৰি আছিল। অকল  
মত সমৃহত আগৰ ধৰ্মীয় ভাৱৰ উপৰত ভিত্তি  
কৰি গীত, কাৰা, মাটি আদি বৰ্ণনা তাৰ ধৰিলে।  
সত্ৰ সমৃহত এই গীত বচক সকলৰ ভিতৰত প্ৰে-  
ত্ত্বণ, কৈবল্যানন্দ, কাটিনি পাৰৰ শুনন্দ, শুকদেৱ  
আদি গোসাই সকলৰ নাম উল্লেখযোগ। পণ্ডিত  
সকলে অনুমান কৰে যে এই সময় চোৱাত বহুতো  
গীত বচকে ওঞ্চলোকৰ বচন। সমৃহ মহাপুৰুষ  
ছড়নৰ নাম দি প্ৰচাৰ কৰিছিল। যদিও বৰগীতৰ  
আদৰ্শতে এইবোৰ বচনা বিবিছিল, তথাপিতো  
ইয়াত মৌলিকতাৰ অভাৱ দেখা যায়।

আহোম সকলৰ দিনত বুৰঞ্জী সাহিতাই  
বিশেষকৈ প্ৰাদান্ত লাভ কৰিছিল যদিও তাৰ মাজে  
মাজে সাহিত্য আন আন বিভাগবোৰো কৰি বৰিঃ  
পৰিমানে পৰিপূৰ্ণ নোহোৱাকৈ থকা নাছিল।  
অৱশ্যে এই কাল চোৱাত বচিত হোৱা গীত সমৃহ  
ধৰ্মীয় ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত আছিল যেন লগে  
যদিও দুই এটা গীতত অৱশ্যে ইয়াৰ পৰশ নপৰাকৈ  
থকা নাছিল। আহোম বজা সকলৰ কেবাজনো  
স্বৰ্গদেৱে অসমীয়া সাহিত্যৰ পৃষ্ঠপোৰকৰ্তা  
কৰিছিল। সেইসকলৰ ভিতৰত কদম্বিংহ আৰু  
শিৱসিংহৰ নামেই উল্লেখযোগ্য। দুয়োজনা স্বৰ্গ-  
দেৱেৰ বচনা কৰা কেবাটোও গীত পোৱা গৈছে।  
এওলোক দুজনাৰ বচনাত স্পষ্টকৈ নহলেও কোনো  
কোনো ঠাইত বাধাকৃষ্ণৰ কাহিনীৰ পৰশ পৰি  
দেখা যায়। এই সময় চোৱাত লোকগীতো  
বচিত হৈছিল। জয়মতী কুৰুৰীৰ গীত, পদুমী-  
কুৰুৰীৰ গীত, গৌৰীনাথ সিংহৰ গীত, বৰফুনৰ  
গীত আদি। এই গীত সমৃহৰ মাজতে সেই  
সময়ৰ এখন হৰত প্ৰতিচ্ছবি প্ৰতিফলিত হৈ

আলোচনা:

আছে। তাৰোপনিষৎ ইচ্ছামি ধৰ্মীয় তহসমৃষ্টিৰ  
প্ৰচাৰ কৰিবৰ কাৰণে সেই সময়ত ‘অজ্ঞান ফকিৰ’  
‘চাহিলন’ আৰি কেৰাজনা দুচলমান ধৰ্মীয়  
লোকে ‘ফকিৰ’ আৰু ‘ডাব’ নামৰ এক শ্ৰেণীৰ  
গীত বচন কৰে। এইদৰে চতুদশ শতিকাৰ পৰা

উনবিংশ শতিকালৈ একেধাৰে অসমীয়া গীতি  
সাহিত্যৰ এটি অবিছিন্ন সৌত প্ৰণালিত হৈ  
আছে ইয়াও’ৰ সহিত পিচত অসম টঁৰাজৰ  
হাতৈল ঘাৱাৰ লগে লগে অসমীয়া গীতি সাতি-  
ত্যও নতুন ভাৰ ধাৰাৰে প্ৰণালিত হল।

“ভাৰেই সৌন্দৰ্য” —

প্ৰেট

“কীৰনেই সৌন্দৰ্য” —

ছাৰনিচেতকি

অসমীয়া

উপন্যাস

সাহিত্য

অসমীয়া উপন্যাস সাহিত্য ধাৰাবাহিক  
আৰু ক্ৰমবিকাশৰ কথাবৰে বহুল নকৰি এই প্ৰৱন্ধত  
প্ৰকাশিত কেইথনমান উপন্যাসৰ বিষয়ে আলো-  
চনা কৰিবলৈ মনস্ত কৰিছো। কম সংখ্যক হলেও  
সকলোবোৰ উপন্যাসৰ বিষয়ে আলোচনা সন্তুষ্ট-  
পৰ নহয়। প্ৰথম উপন্যাস ‘কামিনী কান্ত’ৰ পৰা  
আবস্থ কৰি এতিয়ালৈকে প্ৰকাশ হোৱা উপন্যাসৰ  
বিৱৰণ দিয়াটো আমাৰ পক্ষে টান। প্ৰকাশ  
পোৱা উপন্যাস কেইথনৰ দোষ-কৃটিৰ বিষয়ে কিছু  
আলোচনা কৰাতে এই প্ৰৱন্ধৰ উদ্দেশ্য।

দোষ কৃটিৰ বিষয়ে কোৱাৰ আগতে উপ-  
ন্যাস সম্পর্কে সাৰাবণ ভাৱে কিছু আলোচনা  
কৰাটো উচিত হব। উপন্যাস, চুটি গল্প, কবিতা  
আদি সাহিত্যৰ বিভাগবোৰ কোনোটোৱে সম্যক  
আৰু প্ৰকৃত সংজ্ঞা দাঙি ধৰাটো টান কাম।  
অৱশ্যে বাখ্যা কৰি কিছুদূৰ বৃজাটি কৰ পাৰি।  
বাস্তৱ জীৱনৰ কলাত্মক চিত্ৰ অক্ষণেই উপন্যাসৰ  
মুখ্য উদ্দেশ্য। যুগৰ পৰিবৰ্তনে মাতৃহক যেতিয়া  
বুদ্ধি আৰু জ্ঞানৰ লগতে এটি যুক্তিবাদী ঘন দিলৈ  
তেতিয়াই কান্তনিক, ৰোমাঞ্চকৰ সাহিত্যৰ ঠাইত

শ্ৰীঘদন চন্দ্ৰ ডেকা  
বিতীয় বাবিল কলা।

আমাৰ উপন্যাস সাহিত্যৰ আদৰ্শ ‘হাত ভৰি কোড়ি,  
কেৱল প্ৰসাৰণ আৰিবে মুনীয়াকৈ সঙ্গোৱা মুখ এহনৰ  
ঘিটো সৌন্দৰ্য তাৰ উপাসনা কৰাৰ মৰে হৈছে বুদ্ধিৎ  
পাৰি।’ কিষ্ট কিয় ?

বস্তুত উপন্যাস, চুটি গল্প আদিয়ে অধিকাৰ  
কৰিলে। আধুনিক যুগত উপন্যাস সাহিত্যাই  
মানৱ জীৱনৰ ব্যাপক চিৰাপুণৰ মাধ্যম। ইই  
আধুনিক যুগৰ মহাকাৰী স্বৰূপ। চুটি গল্পৰ  
জনপ্ৰিয়তা উপন্যাসতকৈ অধিক হলেও ইয়াৰ  
পৰিসৰ চেক। ই মানৱ জীৱনৰ একোটি মৃহৃত্তি  
কহে মৃহৃত্তি কৰি তুলিব পাৰে। সাহিত্যৰ বৃকৃত  
মানৱ জীৱনৰ ব্যাপক চিত্ৰ বিচাৰিবলৈ হলে আমি  
উপন্যাসৰ কাব চাপিব লাগিব। সেৱেহে আধু-  
নিক যুগত উপন্যাসৰ জনপ্ৰিয়তা চুটি গল্পৰ  
পিছতে।

প্ৰথম অসমীয়া উপন্যাস ‘কামিনী কান্ত’  
প্ৰকাশ হয় ইঁ ১৮৭৭ চনত। গতিকে লামুৰীয়া

ଉପନାସ ସାହିତ୍ୟର ଜୀରନକାଳ ଏଣ ବଢ଼ିବେ ଶୋରା ନାହିଁ । ସେଇ ମୁଲିଯେଇ ଏହି କାଳଚୋରା ଉପାଇ କବିବ ପରା ବିଦିବ ନତ୍ୟ । କୁବି ଶତିବୀର ଏହି ଧ୍ୟାନ୍ୟକ ବହୁତାବେ ଯୁଗତ ଏହା ଜୀବିତର ସାହିତ୍ୟର ଏହା ବିଭାଗେ ପରିପୁଣି ଲାଭ କବିବିଲେ ଶ. ଶ ବଢ଼ିବ ନେଲାଗେ । ଅମ୍ବିଆ ଉପନାସ ସାହିତ୍ୟ ସବଳ ଭାବେ ପ୍ରତିଷ୍ଠିତ ହବିଲେ ଏହି ସମରଚୋରାଇ ଯଥେଷ୍ଟ ।

ଅମ୍ବିଆ ଉପନାସର ଆଲୋଚନା ପ୍ରସନ୍ନତ ଉପନାସ ମହାଟ ବଜନୀକାନ୍ତ ବବଦିଲେ ଦେଇବ ବିଷୟେ ଓ ଦୃ-ଆୟାର ଉଲ୍ଲେଖ ନକବିଲେ ଉଚିତ ନହିଁ । ତେଥେତେ ଉପନାସ ମହାଟ ବୋଲା ହୁଏ ଅମ୍ବିଆ ଉପନାସ ସାହିତ୍ୟର ଚାଲୁକୀଆ ଅରସ୍ତାତେ ଅରସ୍ତନକେ ଉପନାସ ଲିଖି ଅମ୍ବିଆ ଉପନାସ ସାହିତ୍ୟର ଭେଟି ଦୃଢ଼ କବି ହେ ଯୋରାର ବାବେ । ଯି ସମୟତ ଅମ୍ବିଆ ଉପନାସେ ଏହା ଦୁଃ୍ଖ ଗଢ଼େଇ ପୋରା ନାହିଁଲ ସେଇ ସମୟତ ବବଦିଲେରେ ନିର୍ଠାରେ ଲିଖନି ଦିବି ଯୋଗୋରା ବବଞ୍ଚିବ ବାବେ ତେଥେତେ “ଉପନାସ ମହାଟ” ଉପାଧିବ ଯୋଗା । ଆଜିଓ ଆନ ବହୁତ ଲିଖକତାକେ ବବଦିଲେରେ ଶ୍ରେଷ୍ଠ ଦାବୀ କବିବ ପରା ହେଯେ ଆଛେ । ତେଥେପି ବବଦିଲେ ଏକୁତତେ ଶ୍ରେଷ୍ଠ ଆଛେ । ତେଥେପି ଆଛିଲ ବୁଲି କବ ନୋରାବି । ଉପନ୍ୟାସିକ ଆଛିଲ ବୁଲି କବ ନୋରାବି । ତେଥେତେ ଲିଖାନର ପରା ବୁବଜୀଗୁଲକ ଉପନ୍ୟାସ କେଇବାଖନୋ ଖଲାଗ ଯଦ୍ୱ ଏକପ୍ରକାରେ ତେଥେତେ କେଇବାଖନୋ ଖଲାଗ ଯଦ୍ୱ ଏକପ୍ରକାରେ ତେଥେତେ ବୁବଜୀବ ଗଢ଼ାହେ । “ନିବି ଜୀର୍ବିତ” ଉପନାସମୟତ ବୁବଜୀବ ଗଢ଼ାହେ । ସମାଜରେ ପୂର୍ଣ୍ଣମ ଶିଖି ସମାଜର ଚିତ୍ର ଆଛେ । ସମାଜରେ ପୂର୍ଣ୍ଣମ ଶିଖି ସମାଜର ସମାଜଖଳ ବୈଚିତ୍ରହିନୀ ଲୋଚକର ତେ ମେହି ସମୟର ସମାଜଖଳ ବୈଚିତ୍ରହିନୀ ଲୋଚକର ତେ ମେହି ସମାଜର ସମାଜର ମନ୍ଦିର ତାତ ନାହିଁଲ । ହୋରାର ବାବେ ଉପନାସର ସମଳ ତାତ ନାହିଁଲ । ହୋରାର ବାବେ ଉପନାସର ସମଳ ତାତ ନାହିଁଲ । ଏହା ଆୟ ପ୍ରାରଥନାହେ । ବବଦିଲେର ସମକିନ୍ତୁ ଏହା ଆୟ ପ୍ରାରଥନାହେ । ଅମ୍ବିଆ ସମାଜ ଏଥିନ ସାମୟିକ ଭାବେ ଦୁଃ୍ଖ ନହଲେ ଓ ଅମ୍ବିଆ ସମାଜ ଏଥିନ ଆଛିଲ । ପ୍ରତିଭାଶାଲୀ ଲିଖକେ ଯି କୋଣେ

ସମାଜର ପଟ୍ଟମିତି ଉଂକୁଟ ସାହିତ୍ୟ ସୃଷ୍ଟି କବିବ ପାବେ । ଅରଣ୍ୟେ ଏହି କଥା ଶ୍ରୀକାବ କବିବିହୁ ଲାଗିବ ଯେ ବବଦିଲେରେ ସାଧନା ଆକ ତ୍ରିକାନ୍ତିକତା ଆଜିଓ ଆମାର ବାବେ ଆନ୍ତରେବନାର ବିଷୟ ବା ସମଳ ।

ଆଜିବ ଯୁଗତ ବାକି, ସମାଜ ଆକ ସାହିତ୍ୟର ଦୃଥକ ପୃଥକକେ ଚାବ ନୋରାବି । ବୋମା-ଟିକ ଯୁଗର ଦିବେ ସମାଜ ତ୍ୟାଗ କବି ନିବଲେ କରିବା ବଚି ବାକିଗତ ଜୀରନର ହା-ହୃମୁନିଆହେବେ ସାହିତ୍ୟ ସୃଷ୍ଟି କବାର ଦିନ ଆଜି ନାଇ । ଆଜିବ ସାହିତ୍ୟର ସମାଜର ସମୂହିଆ ଜୀରନର ଦୁର୍ଦୁର୍ଦୁ, ହାଁତି-କାନ୍ଦୋନେବେ ଠାଇ ପାଥ, ଆକ ତାକେ କବି-ବାଲେ ହଲେ ସାହିତ୍ୟକମକଲେ ସାମାଜିକ ଜୀରନର ଲଗତ ନିବିଡ଼ ସମ୍ବନ୍ଧ ସଟାଇ ଜୀରନର ସମସ୍ତା-ସମୂହକ ଗଭୀର ଭାବେ ଉପଲକ୍ଷି କବିବ ଲାଗିବ । କିନ୍ତୁ ଆଜିଓ ଆମି ଅମ୍ବିଆ ଉପନ୍ୟାସତ ଭାବ ବିଲାସୀ ପ୍ରକ୍ରିୟାବିର୍ମାନ ସମ୍ବନ୍ଧରେ ପ୍ରେମର କାହିନୀକେ ପଢ଼ି ଆଛୋ । ଅମ୍ବିଆ ଉପନ୍ୟାସିକ ସକଳର ଜୀରନର ସମସ୍ୟାମୟର ପ୍ରତି ଥକା ଉଦ୍‌ଦୀନିତାହିଁ ହେଯାବ ପ୍ରଧାନ କାବଗ । ତେଣୁଲୋକର ବାନ୍ଧବ ଅଭିଜନତାର ପ୍ରତି ଧାଉତି କମ । ପଥାରର ବୋକା ପାନୀ ନଗଚାକୀକ କୁବି ବିଭାଗର ବିଷୟାହି ବିପୋଟ ଦିଯାବ ଦିବେ ଉପନ୍ୟାସିକ ସକଳେ ଓ ନଗାରର ଦ୍ରଇଂ-କ୍ରମରେ ବହି କୁବକ ଜୀରନର ପୁଞ୍ଜୀଭୂତ ଦୁଃ୍ଖ-ବେଦନା, ହା ହୃମୁନିଆହ ଉପଲକ୍ଷି କବିବ ଥୋଜେ । ହୟତୋ ତେଣୁଲୋକେ ଭାବେ - ଯି ସକଳ କୁବକ ହାଡ଼ ଭଗା ପରିଶ୍ରମର ବିନିମୟର ଜୀରନ ଧାରଣ କରିବେ ସାହିତ୍ୟର ତେଣୁଲୋକର ଜୀରନର ଚିତ୍ର ଆକି ସହାରୁ-ଭୂତି ପଦର୍ଥନ କବା ଉଚିତ । ଅମ୍ବିଆ ‘ଗାର୍ବଲୀଆ’ କୁବକ ଜୀରନର ଆଧାରତ ଆମାର ବହୁତୋ ଉପନ୍ୟାସ

বচিত হৈছে। অথচ সেইবোৰে পাঠকৰ অন্তৰ্ভুক্ত বেখাপাত কৰিব পৰা নাই। ইয়াৰ কাৰণ লেখকৰ উপলক্ষ্মিৰ ত্ৰুটি। যি কথা লেখকে নিজেই গভীৰ ভাৱে উপলক্ষ্মি কৰিব নেজানে, সেই কথাবে পাঠকৰ দুদয় তত্ত্বীত আলোড়ণ তোলা টান। তুলিলেও সি স্থায়ী নহয়। মাছুহ হিচাবে একে অথচ সমাজৰ চকুত নিম্নস্তৰৰ বহুৱা শ্ৰমজীৱিসকলৰ চিৰও অসমীয়া উপন্যাসিকে আৰ্কিছে। কিন্তু সার্থক ভাৱে নহয়। ঠিকাদাৰে বহুৱাৰ মৰ্ম্মবেদনা উপলক্ষ্মি নকৰাৰ দিবে অসমীয়া উপন্যাসিকেও কাষ চাপি গৈ তেওঁলোকৰ বুকুৰ বেদনা উপলক্ষ্মি কৰিব জনা নাই। লেখকৰ অভিজ্ঞতাৰ দৈনত্যাৰ বাবে আমাৰ উপন্যাস সাহিত্য আজিও ছুৰ্বল হৈয়ে আছে। অৱশ্যে লেখকৰ অভিজ্ঞতাপুষ্ট মনৰ পৰিচয় দিব পৰা দুই এখন উপন্যাস নোলোৱা নহয়। তথাপি সমৃহ অসমীয়া উপন্যাসবাজিৰ তুলনাত সি নগন্য। এই ক্ষেত্ৰত বীগা বকৱাৰ “জীৱনৰ বাটত” আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ “ইয়াক ইঙ্গম”ৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য। “জীৱনৰ বাটত” উপন্যাসখনত আমাৰ গাৱ'ৰ সমাজখন মৃত্তি হে উঠিছে। সকলো ফালৰ পৰা চালিজাৰি চাই ইয়াকইঙ্গমকে এতিয়ালৈকে প্ৰকাশ হোৱা উপন্যাস সমৃহৰ শিতৰত শ্ৰেষ্ঠ স্থান দিব পাৰি। এই উপন্যাস খনৰ পাতে পাতে লেখকৰ অভিজ্ঞতা আৰু গভীৰ উপলক্ষ্মিৰ পৰিচয় পোৱা যায়। ‘ইয়াক ইঙ্গম’ সম্পর্কে আব্দুল মালিকদেৱে কোৱা কথাধিনি বেচ প্ৰনিধানযোগ্য—“মোৰ মনেৰে কিতাপখন দুটা কাৰণত সাহিত্যকীৰ্তি।

এখন কথা—এজন মাছুহে নিজে নগা নহেষ্ট

নগা জীৱনৰ নিচিনা এটা আচহুৱা জীৱনৰ যি চিৰি আকিলে তাক নগা জীৱন নজনা মাছুহে পঢ়িও ক'তো বৰ মেলাগে। দ্বিতীয় কথা—নগা জীৱনৰ Transitional Period টোৰ উপৰত লিখা কিতাপখন essay নহয়। ই এখন “Human document” ( হুমাৰ, প্ৰথম বছৰ, প্ৰথম সংখ্যা )।

অসমীয়া উপন্যাস লেখকৰ জীৱনৰ বিচিৰি অভিজ্ঞতাৰ লগত পৰিচয় নথকাৰ প্ৰমাণ পোৱা যায় উপন্যাসবোৰ বিষয়বস্তু। ভেৰাৰ পালৰ এটা যেনিয়ে যায় গোটেই পালটোৱে তেনিয়ে ঘোৱাৰ দিবে অসমীয়া উপন্যাস বচক সকলো অক্ষভাৱে পূৰ্ব প্ৰদৰ্শিত গতাবৃত্তিক পথেৰেই আগ বাঢ়িছে। যাৰ স্বকায় উপলক্ষ্মি আৰু মৌলিকতাৰ অভাৱ তাৰ পক্ষে নতুন পৰামৰ্শ নিৰীক্ষণ কৰাতকৈ অন্ধ অভুক্তবণেই প্ৰশংসন পথ। আমাৰ প্ৰায়ভাগ উপন্যাসবে মূল বিষয় বস্তু পুৰুষ-নাৰীৰ মাজত ওপজা জৈৱিক প্ৰেম। আধাৰ উপন্যাসতে লেখকৰ ‘যৌন স্পৃহাজনিত প্ৰারল্য’ ফুটি উঠিছে। সাহিত্যৰ পৰা পুৰুষ নাৰীৰ প্ৰেমক একাবৰীয়া কৰি থোৱাৰ যুক্তি বা উপায় নাই সঁচা; কিন্তু সিয়েই যদি শেখকৰ মনৰ সমস্ত পৰিবি আগুৰি থাকে তেন্তে মাছুহৰ আনৰোৰ অহুভূতি আৰু সমস্যাক তেওঁ ৰূপ দিব কেতিয়া—? যিটো বস্তু আমাৰ জীৱনৰ এটা মাত্ৰ গংশ তাকেই যদি সৰ্বস্ব বুলি ধৰা যায় তেন্তে তাৰ পৰিণতি কি হব সি সহজেই অহুমেৰ। এইটো কাৰণতে আমাৰ উপন্যাস সাহিত্যৰ আদৰ্শটো “হাত ভৰি কোঙা, কেৱল প্ৰসাধন আদিৰে ধূনীয়াকৈ সজোৱা মুখ গ্ৰহণ যিটো

সৌন্দর্য, তাৰ উপসনা কৰাৰ দৱে ১৫'ছ বুলিব  
পাৰি।” (বাপচন্দ্ৰ মহম্মদ, ‘জীৱন আৰু  
সাহিত্য’,)। এনে একপক্ষীয় সাহিত্যটি জাতি  
গঠনত অথবা জাতিক প্রতিনিধি কৰাত কিমান  
দূৰ অংশ লব পাৰে সি ভাৰতীয়া কথা।  
অৱশ্য পনমুক্ত হলেও সম্পত্তি দই এজনে  
পেমেট সকলো নহয় বুলি উলকি কৰি  
জীৱনৰ আন আন দিশবে'বতো মন দিছে।  
অসমীয়া চুটি গল্পৰ জন্ম অসমীয়া উপন্যাসৰ  
পাচতত্ত্ব। সেই চিচ'বে চাবলৈ গলে আমাৰ  
চুটি গল্প সাহিত্যৰ অগ্ৰগতি উল্লেখযোগ।  
অসমীয়া চুটি গল্পটি জীৱনৰ বিচিৰতাক আকো-  
ৱালি লব পাৰিছে। অথবা তলনাত  
উপন্যাস সাহিত্য বহুত পিছ পৰি আছে।

চাৰিত্ৰিক ৰেশিষ্টাইন উপন্যাসৰ কাঠিনী  
ভাগ আৰু পটভূমি যিমানেই আকৰ্ণীয় নহওঁক  
লাগে সি স্থায়িত্ব লাভ কৰিব নোৱৈ। পঢ়ি  
উঠাৰ পাচত তেনে উপন্যাসৰ প্ৰতি পৰ্যাপ্ত পৰ্যাপ্ত  
কোনো আকৰ্ণণ নেথাকে। আনহাতে চাৰিত্ৰি  
বৈশিষ্ট্য আৰু বৰ্মণীয়তা যি উপন্যাসত থাকে  
সেই উপন্যাসে সহজ পৰ্যাপ্ত অন্তৰ জয়  
কৰি বহুদিনলৈ সঁচ বহুৱাই থঘ। চাৰিত্ৰিক  
ৰেশিষ্টাইনতা অসমীয়া উপন্যাসৰ প্ৰধান দুৰ্বলতা।  
সেই বাবেই আমাৰ উপন্যাসসমূহৰ সৰহতাগেটি  
অসাৰ্থক সৃষ্টি। ভাগ্য আৰু সমাজৰ বাধা  
নিয়ে অতিক্ৰম কৰি বাহিৰ বিকাশৰ সাধনৰ  
অবিৰাম চেষ্টা আমাৰ উপন্যাস সমূহৰ প্ৰায় ভাগ  
চাৰিত্ৰিতে নাই। সুস্থ সমাজৰ আদৰ্শ সাহিত্যই  
গ্ৰহণ কৰা উচিত। আনহাতে কেৰোণে ধৰা  
সমাজক সাহিত্যই পথ প্ৰদৰ্শন কৰা উচিত।

বৰ্তমান অসমৰ তথা ভাৰতৰ যি শ্ৰেণী ৰেশমা  
আৰু ছুনৌতিৰ আধিক্যতা তেনে স্থলত উপন্যা-  
সিকে সৱল চৰিৱাঙ্গৰ জৰিয়তে সাম্য আৰু  
বৈত্তিকতাৰ আদৰ্শ দাঙি ধৰিব পাৰে। এই  
কেৱত জৰ্জ বাৰ্গাড়শ্বৰ নাম আমাৰ মনলৈ  
আহে। বাৰ্গাড়শ্বৰ সাহিত্য আছিল এক  
প্ৰকাৰ প্ৰচাৰ গৰী আৰু মামৰে ধৰা পুৰণি  
বীৰ্তি বীৰ্তিৰ প্ৰতি থকা বিদ্ৰোহী মনোভাৱৰ  
পৰিস্থিতক। কিন্তু এইটো ঠিক যে সাহিত্যক  
আদৰ্শ প্ৰচাৰৰ মধ্যাম কপে বাৰহাৰ কৰিলে  
বহুসময়ত সি নিয়ন্ত্ৰণলৈ নামি গৈ বিজ্ঞাপন  
পত্ৰ মাত্ৰ হৈ পৰে। কিন্তু নিপুণ কলাকাৰে  
কৌশলেৰে এট কাৰ্যা কৰিও কালজয়ী সাহিত্যৰ  
সৃষ্টি কৰিব পাৰে। প্ৰকৃততে কোনো সাহিত্যই  
অসততা, ৰেশমা, ছুনৌতি আদি সামাজিক  
বাধিক প্ৰশয় নিদিয়ে। বৰং সকলো জাহি-  
জ বৰ নিকা কৰি সমাজক সুন্দৰ কৰে। আমাৰ  
ঔখন্যাসিক সকলৰ হুই এজনে সমাজৰ ৰেশম্য  
আৰু ছুনৌতিৰ ওপৰত কিছু দৃষ্টিপাত কৰিছে।  
ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘আই’ নামৰ উপন্যাস  
খনত এই শ্ৰেণী ৰেশমা আৰু ছুনৌতিক ধৰংস কৰি  
এটা সুস্থ সবল সমাজ গঢ়াৰ প্ৰচেষ্টা পৰ্যলক্ষিত  
হৈছে। কিন্তু আন কিছুমান উপন্যাসত ইয়াকে  
কৰিবলৈ গৈ তেওঁলোকৰ সবল মনৰ পৰিচয় নিদি  
চাৰিত্ৰিক দুৰ্বলতাহে দাঙি ধৰিছে। অসমীয়া  
ঔপন্যাসিকে যেন বিনা দিন্দাই, বিনা প্ৰতিবাদে  
সমাজৰ ৰেশম্য আৰু ছুনৌতিক স্বীকাৰ কৰি  
লৈছে। বহুতৰে আকো মানুহজন আৰু তেওঁৰ  
মাজত থকা সাহিত্যিক জনৰ মাজত ৰেশম্য থকা  
দেখা যায়। সেইবাবেই তেওঁলোকে প্ৰচলিত  
সমাজ ব্যৱস্থাৰ বিপৰীতে চাৰিত্রি সৃষ্টি কৰিব পৰা

নাই। তেওঁলোকৰ চবিত্রবোৰ সমাজ আৰু পৰিবেশৰ দাস, সমাজ আৰু পৰিবেশৰ বিকল্পে অতি কম উপন্যাসৰ চবিত্রইহে বিৰোহ কৰিছে। সম্ভৱতঃ আৰু সাহিত্যত এনে ইৰুন মনোবলৰ লিঙ্ক বিবল। তাৰ উদাহৰণ উদাহৰণ দৃষ্টিভঙ্গীৰে চালে আমাৰ ওচৰ চুবুৰীয়া প্ৰাদেশিক সাহিত্যত পোৱা যাব।

সমালোচক সকলৰ মতে চবিত্র সুষ্ঠিৰ ওপৰত জোৰ দিয়া প্ৰথম অসমীয়া উপন্যাস 'কেৱল পাতৰ কৰ্ণনি'। "ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ 'কেঁপাতৰ কৰ্ণনিত' চবিত্র সুষ্ঠি আৰু বিশ্লেষণ বীতিৰ সচেতনতা আৰু সকল প্ৰচেষ্টা;" বুলি ডঃ সত্যেন্দ্ৰ নাথ শৰ্ম্মাদেৱে কৈছে। হেমন্ত কুমাৰ শৰ্ম্মাৰ মতে—“চবিত্র বিশ্লেষণৰ ওপৰত জোৰ দিয়া অসমীয়া উপন্যাসৰ ভিতৰত ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ 'কেঁপাতৰ কৰ্ণনিকে' প্ৰথম বুলিব পাৰি।” লেখকেও ভূগিকাত কৈছে—“কিতাপ খনৰ প্ৰটাৰা আখ্যানৰ গার্থনিত জোৰ দিয়া হোৱা নাই; দিয়া হৈছে চবিত্র বিশ্লেষণ। অসমীয়া লিখকে এতিয়ালৈকে চবিত্রৰ অন্ধকৃত বিশেষ গুৰুত্ব দিয়া নাই। সেই কাৰণে সাহিত্যৰ উপন্যাস বিভাগ দুৰ্বল হৈ আছে। মানৱ চবিত্রৰ বৈচিত্ৰ আৰু জটিলতাৰ ঠাই নথকা উপন্যাস সাধুকথাৰ পথায়তকে পৰে। সেই বাবে ঘই বাটি দেখুৱাবলৈ চেষ্টা কৰিছো...” লেখকে নিজে দিয়া গতামত আৰু সমালোচক সকলৰ গতামত সহেও এই কথা বিনা দিবাই কৰ পাৰি যে প্ৰকৃততে উপন্যাসখনত বৰ বিশেষ গুৰুত্ব একো নাই। পাঠকে কিতাপ খন পঢ়ি উঠি নায়ক উৎপলৰ চবিত্রৰ চাপ মনত অল্পে

অগুড়ৰ মতৰে। উৎপল কম্প বিমুখ আৰু নাৰী আসকৃ। তেনে এটি চৰকৈ পাঠকৰ মনত বেথাপাট কৰিব নোৱাৰে। মানৱ চবিত্রৰ বৈচিত্ৰ আৰু জটিলতাৰ চিৰ আকিঞ্চন গৈ লেখকে কৰ এনে এটি দুৰ্বল আৰু বৈচিত্ৰীন চবিত্র অহং কৰিবলৈ তাৰ কৈকীয়ং পোৱা নোৱ। চবিত্র সুষ্ঠিৰ কানৰ পৰা 'বাজপথে বিডিয়াই' আৰু 'ড'র' আৰু নাই' আদিকে কিছু সাধক সুষ্ঠি বুলিব পাৰি।

'বাজপথে বিডিয়াই'ত লেখকে মোহনৰ চবিত্রৰ মাজেৰে সমাজৰ বাধা নিবেধ নেওটি বাক্তিগত জীৱনৰ সুখ দুঃখ, বৃহত্বৰ মানৱ জীৱনৰ বেদীত নিবেদন কৰি নিৰ্ভয়ে আগবংশিক যাব পৰা যুৱক এজনৰ চবিত্র পাঠকৰ আগত দাঙি ধৰিছে। কিন্তু তাকে কৰিবলৈ যাওঁতে মাজে মাজে উপন্যাসখনৰ কলাযুক কপটো ত্ৰপৰি আদৰ্শপ্ৰচাৰৰ ভাৱটো সহজেই ওলাই পাৰিছে। তথাপি ইয়াতেই লেখকে 'ইধাকইঙ্গম' দেখুৱা কৃতকাৰ্য্যাতাৰ প্ৰতিক্ৰিতি দিব পাৰিছে। 'ড'র' আৰু নাই'ত লিখকে নাথৰৰ মাজেৰে প্ৰতকুল পৰিবেশৰ মাজতো গনৰ দৃঢ়তাৰে নিজৰ আদৰ্শত অবিচলিত থকা যুৱক এজনৰ চিৰ আকিঞ্চন বাখৰৰ মনৰ দৃঢ়তা প্ৰশংসনীয়। ইঁহিঙ্গথে সকলৰ পৰাজয় বা অৱস্থা স্বীকাৰ কৰি লব পৰা দৃঢ়তা বাখৰৰ আছে। তথাপি বাখৰৰ কৰ্মৰ দৃঢ়তা নাই। এই কিতাপখনত কম পৰিসৰৰ মাজতে অন্ধবোৰ চবিত্রও ফুটি উঠিছে। হিতেণ ডেকাই 'আজিৰ মাছুহ'ত প্ৰাতামন চবিত্রৰ ঘোগোদি অসমীয়া উপন্যাসৰ সাহিত্যলৈ যি সন্তাৱনাৰ দুৱাৰ মুকলি কৰিছিল, সেই সন্তাৱনাটি পাচৰ কেইখনত

বিকাশ নকরিলে। অর্থলোভ আৰু সন্তোষা জনপ্ৰিয়তা প্ৰাপ্তিৰে যেন সিখকক ইথনৰ পিচুত সিথন কৈ উপন্যাস চপৰৱলৈ উদ্গণি দিলে। ফলত উপন্যাসৰ চৰিত্ৰ চিৰন ক্ৰমোৱতি নহৈ বিপৰীত-মুখী হ'ল। ‘ইয়াকইচৰ্ম’ৰ কথা আগতে উল্লেখ কৰিবো। চৰিত্ৰাঙ্গণৰ ফালৰ পৰাভ এইথন উপন্যাসে বহুবৰ সাৰ্থকতা লাভ কৰিছে।

সাহিত্য সমাজৰ সমৃদ্ধ মন আৰু শৰীৰৰ সমৃদ্ধ। মনৰ ওপৰত যিদিবে শৰীৰৰ প্ৰভাৱ পৰে সেইদিবে মনেও শৰীৰক প্ৰভাৱাবিত কৰে। হৃষ্ট আৰু সত্তেজ দেহৰ মাজত বলী মন এটি থকাৰ দৰে হৃষ্ট সুমাজত হৃষ্ট সাহিত্যৰ সৃষ্টি হব পাৰে। আনহাতেদি দেহ ঘূণীয়া বা কঢ়ীয়া হলে মনৰ শক্তিবে দেহৰ ওপৰত প্ৰভাৱ পেলাই তাক সতৰে হৃষ্ট কৰি তুলিব পৰাব দৰে কেৰোণে ধৰা সমাজক বাটি দেখুৱাই লৈ যাৰ পাৰে সুস্থ সাহিত্যাই। তাকে কৰিবলৈ সাহিত্যিকসকলৰ প্ৰয়োজন এটি সমাজসচেতন মন। কিন্তু আমাৰ উপন্যাসিক সকলে সমাজৰ দাবীলৈ লক্ষ্য বাধি কিমানদূৰ সাহিত্য চৰ্চাত প্ৰযুক্তি হৈছে সি ভাৰিব লগীয়া কথা। আজিও আমাৰ উপন্যাসিক সকলে—“ডেকা-গাভৰুৰ ঘোন আকৰ্ষণ-বিকৰ্ষণৰ ‘কুঞ্জ-কুটীৰ’ পাৰ ৰুচি নীলাকাশৰ বঁল আৰু মুক্তি পৰিসৰত প্ৰৱেশ কৰিব পৰা নাই।” অথচ আমাৰ সমাজৰ অধিক সংখ্যকৰে মূল সমস্তা ভাত-কাপোৱছে।

অৰ্থনৈতিক স্থিতা থকা ( তথাকথিত নিষ্ক্রিয় ) মুঠিয়ে কেইজনমান লোকৰহে আদৰ্শ ঘাইকে আমাৰ উপন্যাসিক সকলে গ্ৰহণ কৰিছে।

এয়ে অসমীয়া উপন্যাসিক সকলৰ সমাজসচেতন-তাৰ নিৰ্দৰ্শন। আনহাতে দেখাযায় কিছুমান লেখকে বাস্তৱতাৰ দোহাটি দি উপন্যাসত ‘নগ্ৰ বাস্তৱতাৰ’ ‘ক্ষয়ক্ষৰী বীভৎস’ চিৰ দাঙি ধৰি পাঠকৰ চিন্তাধাৰা বিকৃত কৰাৰ বাছিবে একো কৰা নাই। যি সাহিত্যাটি সমাজৰ অহিতহে সাধন কৰে তেনে সাহিত্যাব মূলা ক'ত? প্ৰায়ভাগ উপন্যাস লেখ-কেই সমাজৰ অহিতকৰ সাহিত্য সৃষ্টি কৰা অমাৰ্জনীয় অপৰাধত অপৰাধী।

“We care for literature primarily on amount of its deep and lasting human significance. A great book grows directly out of life” ( Hudson : An introduction to the study of literature. ) জীৱনৰ ব্যাপক চিৰ অঙ্গ একমাত্ৰ উপন্যাসতে সন্তুৱপৰ। সেয়েহে আজি উপন্যাসে প্ৰাচীনকালৰ গহাকাব্যৰ স্থান অধিকাৰ কৰিছে। কিন্তু জীৱনৰ ব্যাপক চিৰ অঙ্গৰ নামত কেইবাশ পিঠিয়া উপন্যাস ৰচিলেই সি উৎকৃষ্ট সৃষ্টি হব নোৱাৰে যদিহে তাত গভীৰ জীৱনবোধ নাথাকে। আচলতে উপন্যাসত প্ৰতিফলিত হোৱা লেখকৰ জীৱনবোধেই উপন্যাসখনৰ সাহিত্যিক মূল্য নিৰ্দ্বাৰণ কৰে। সেই কাৰণেই Henry James যে কৈছে—‘A novel is, in its broadest definition a personal impression of life.’ কিন্তু অসমীয়া উপন্যাসিকৰ জীৱনবোধৰ তৰলতা দেখিলে পুতো ওপজে। তেওঁলোকে “সাহিত্যত যেন জীৱন বিচৰা নাই; বিলাস আৰু আৰামহে বিচাৰে। আমাৰ জীৱনবোধ যেন এটা—নিষ্ক্ৰিয়

অরসার, সেই অরসাদৰ কাৰণেই যেন সাহিত্যৰ নামত চিন্তাৰ গভীৰতা নথকা পাতল ভাৱৰ গল্ল, উপন্যাস কিছুমানে আমাক - সন্তুষ্ট কৰিব পাৰে, এনে এটা পৰিবেশ সৃষ্টি হোৱা দেখা গৈছে। ই প্ৰকৃত জীৱনবোধৰ অভাৱৰ পৰিণাম।” আমাৰ উপন্যাস সাহিত্যৰ পটভূমিত আমাৰ জাতীয় জীৱনৰ ভবিষ্যত নিৰ্ণয় কৰিবলৈ গলে আমি নিবাশ হ'ব লাগে। কেতিয়াযে আমাৰ উপন্যাসিকসকলে জীৱনৰ গভীৰতালৈ প্ৰবেশ কৰি আমাক আশাৰ বাণী শুনাৰ; যেতিয়ালৈকে আমাৰ উপন্যাসিক সকলে ‘এলাহ নিহালি’ কাটি কৰি তৈ জীৱনৰ গভীৰতালৈ প্ৰবেশ নকৰে তেতিয়ালৈকে আমাৰ উপন্যাস সাহিত্য দুৰ্বল হৈয়ে বৰ। অৱশ্যে দুই এখন উপন্যাসত জীৱন-বোধৰ স্বাক্ষৰ নথকা নহয়। তথাপি আমাৰ সমৃহ উপন্যাসৰাজিৰ তুলনাত ই তেনেই নগন্য।

সকলো কাৰ্যাবে কৃতকাৰ্য্যতা সাধনা সাপেক্ষ। চিত্ৰবিদ্যা, সঙ্গীত, অভিনয় আদিত পাৰদৰ্শতা লাভ কৰিবলৈ যদিবে একান্ত সাধনাৰ প্ৰয়োজন সেইন্বে সাহিত্যক্ষেত্ৰতো কৃতকাৰ্য্যতাৰ বাবে সাধনা অপবিহাৰ্য। কিন্তু বৰদলৈৰ পৰবৰ্তী কালত আমাৰ উপন্যাস সাহিত্যত সাধনাৰ অভাৱ পৰিলক্ষিত হয়। প্ৰায় ভাগ লেখকেই ঘোৱনৰ উচ্ছুসত অথবা বিলাসৰ সামগ্ৰী হিচাবে সাহিত্য চৰ্চা কৰাৰ মনেৰে অলস ভাৱে দুই এখন উপন্যাস লিখিছে। কোনেও উপন্যাসক সাধনাৰ ক্ষেত্ৰ হিচাবে লোৱা নাই কেৱল উপন্যাসৰ ক্ষেত্ৰতে নহয় আজি আমাৰ জীৱনৰ প্ৰায়ভাগ ক্ষেত্ৰতে

সাধনাৰ দৈন্যতাই দেখা দিছে। সাধনাৰ দৈন্যতাৰ লগতে সংযমতীনতাৰ অসমীয়া উপন্যাসিকৰ অনাতম দুৰ্বলতা (অৱশ্যে আমি এই কথাটো মনত বাখিৰ লাগিব যে সাধনাইহে সংযম আনি দিয়ে)। সাহিত্য চৰ্চাৰ অনুৰোধত আৰু প্ৰকাশৰ প্ৰবৃত্তি থাকিলেও সংযমতীনতা সকলো মহৎ সৃষ্টিৰ পৰিপন্থী। জনপ্ৰিয়তাপ্ৰীতিয়ে আমাৰ প্ৰায়ভাগ লেখককে অপিব কৰি তোলা দেখা যায়। বাণীকান্ত কাকতৌয়ে ‘ন'বৰ সাধনা’ শৰ্মিক প্ৰৱৰ্দ্ধত অস্থিৰ ন'বলৈ ঢাকনকলৰ প্ৰতি যি আনন্দিক আবেদন জনাইছে সেই একেই আবেদনকেই আজি অসমীয়া উপন্যাসিক সকলকো জনাবলগীয় হৈছে। সংযমেৰ মানসিক প্ৰস্তুতি নচলালে মহৎ সৃষ্টি কৰিব শোৱাৰি। এই ক্ষেত্ৰত আমি Henry Jamesৰ এৰ কথা মনত বথা উচিত—“N, good novel ever proceeds from a superficial mind” দেখাত উপন্যাস লিখা সহজ হলেও এখন উৎকৃষ্ট উপন্যাস লিখা সহজ নহয়। তাৰ বাবে প্ৰয়োজন লেখকসকলৰ এখন দুৰ্বল আৰু শুল্ক অন্তৰ নিভীকতা, দ্বাদশতাপ্ৰিয়তা, জীৱনৰ ওপৰত আস্থা, গভীৰ আশাৰাদ, জৰুৰিৰ প্ৰতি শ্ৰদ্ধা, শুল্ক চিন্তাশক্তি, সমাজৰ সচেতনতা সংযম আৰু সাধনা। এই গুণবিলাকৰ অনুসৰণ কৰি উপন্যাস বচনাত প্ৰবৃত্তি হলৈ অসমীয়া উপন্যাস লেখকৰ লিখনিয়েও যে জগতক চমক ছুখুৰাৰ তাৰ কোনো কাৰণ নাই ইয়াকে সৰ্বান্তকৰণে আশা কৰি এই প্ৰকৃষ্ট মোখনি মৰা হ'ল।

କୁଳଧର୍ବର ପୁରୁଣା  
ପେଟର ବିଷଟୋରେ ପୁନର  
ଏହିବାବ ଉକ୍ତ ଦିଲେ ।  
ଯୋ ରା ବା ବ ହ ଓ ତେ  
ଭୋଲାବେଜର ପରା ଦରବ  
ଏପାଲି ଆନି ଥାଟ  
ଭାଲ ପା ଇ ଛି ଲ ।  
କେତିଯାବା କେତିଯାବା  
କୋବ ମାରୋତେ, ଥବି  
ଫାଲୋତେ, ବିଷଟୋରେ  
ଅଲପ ଧରେ । ଗରମ  
ଫୁତ୍ତାଇବେ ମେକ୍ ଦିଲେ  
ବିଷଟୋ ବହୁତ କମେ ।  
ଏହିବାବ କିନ୍ତୁ କଥାଟୋ  
ଅଲପ କେନେବା ହଲ ।

ଭୋଲାବେଜେ ମନ୍ଦଲ ଚାଇ କୈଛିଲ ହେନୋ ଏଇଟୋ  
ପାନୀ-ମନ୍ଦଲୀର ଦୋଷ । ପାତିହାହ ଏଜନୀ ପାନୀ-  
ମନ୍ଦଲୀର ନାମତ ପାନୀତ ଉଟାଇ ଦିବ ଲାଗିବ ।  
ଗର୍ବଖୀୟା ଲବାକ ପୁରୁଷୀର ପାବତ ଭୋଜ ଏଟା  
ଖୁରାବ ଲାଗିବ । କଥାଟୋ କୁଳଧର୍ବେ ବିଶ୍ଵାସ  
କବିଲେ । ଯୋରାବାବ ବାନପାନୀତ ଗିଜିଂବ ପରା  
ଥବି ଆନିବଲେ ଯାଉଁତେ ପାନୀ-ମନ୍ଦଲୀ ତାବ ଭରିବ  
ତଳେଦି ଗଲ । ତେତିଯାବ ପରାଇ ବିଷଟୋ ଆରଣ୍ଟ  
ହଲ : ପାନୀ-ମନ୍ଦଲୀ ଯୋରାବ ପିହିତେ ସି ନାରଁ ବ  
ହିତ ପେଟ ପେଲାଇ ପରି ଅଞ୍ଜାନ ହୈ ପରିଲ ।  
ବହୁତ ଜବାଫୁକା କରାବ ପିହିତ ଜ୍ଞାନ ଆହିଲ ;  
କିନ୍ତୁ ପେଟର ବିଷଟୋ ଭାଲେମାନ ଦିନ ଥାକିଲ ।  
ଭୋଲାବେଜର କଥାମତେ ହାତୋ ପାନୀତ ଏବିଲେ,  
ଭୋଜୋ ଖୁରାଲେ । ବିଷଟୋ କିନ୍ତୁ ଏହିବାବ ନକମିଲ ।  
କୁଳଧର୍ବକ ଗାରଁ ନବୀନ ମାଟ୍ଟରେ ଏହାବ ଡାକ୍ତରକ

ସମାଜର ଦୈନିକ ଚକ୍ରବେହୁର ମାଜତ  
ପରାବ ଅଭିଜତା ଆପୋମାର ଆହେ ନେ  
ନାହି ନେବାନୋ ! କିନ୍ତୁ ଏହି ଅଭିଜତା  
ଦିମୌକୁଛୀୟା ଗାରଁର କୁଳଧର୍ବର ପରା  
ଜାନିଲେହେ ଆପୁନି ବୁଝିବ ପାବିବ ।  
ତାଙ୍କ ଫୁକଣର ନିଖନିତ ତାକେ  
ଦେଖିବ ... ॥

# ଚନ୍ଦ୍ରମା

ଶ୍ରୀଶ୍ରୀଶ୍ରୀଶ୍ରୀଶ୍ରୀ  
ଶ୍ରୀଶ୍ରୀଶ୍ରୀଶ୍ରୀଶ୍ରୀ

ଦେଖୁରାବଲେଓ କଲେ ।  
ଉପାୟହୀନ ହୈ ପ୍ରଜେଷ୍ଠର  
ଡାକ୍ତର ବକ ଏ ବା ବ  
ଦେଖୁରାଲେ । ବହୁତ  
ସମୟ ପିଟିକି, ଭୁକୁରାଇ,  
କାଣଦି ଚାଇ କିବା ଏଥନ  
କାଗଜ ଲିଖି ଦି କଲେ;  
“ତୁମି ଏକ୍ଷରେ କରାବ  
ଲା ଗି ବ । ଏ ବା ବ  
ଡିକ୍ରଗଡ଼ଲେ ଗୈ ମେଡି-  
କେଲ କଲେଜତ ଦେଖୁରାଇ  
ଆହାଗୈ ।”

କୁଳଧର୍ବେ ବବ  
ବେଛି ହୁବୁଜିଲେଓ ଏଟା  
କଥା ଧରିବ ପାବିଲେ ଯେ

ବେମାବଟୋ ଅଲପ ବେଛି ହୈଛେ । ନହଲେନୋ  
ପ୍ରଜେଷ୍ଠର ଡାକ୍ତରେ ତାକ ଡିକ୍ରଗଡ଼ଲେ ଯାବଲୈ  
କଯନେ ? ଆଜି ତିନିମାହ ପରି ଥକା କଲୀୟାକ  
ଦେଖୋନ ଏଇଜନ ଡାକ୍ତରେ ଭାଲ କରିବ ପାବିଲେ ।  
ବଙ୍ଗାଇ ଗାରଁର ବସୁବାମର ମାକବ ପେଟର ବିଷଟୋର  
ଦେଖୋନ ଛଟା ବେଜିତେ ଶେ ହଲ । କୁଳଧର୍ବେ  
ମନେ ମନେ ଅଲପ ଭୟ ଥାଲେ । ମନତ ସନ୍ଦେହୋ  
ହଲ । କିଜାନି ପହଚା ଦିଯା ନାହି ବାବେହି  
ତେନେକୈ କୈଛେ । ବହୁତେ କୋରା ଶୁନିଛେ ଡାକ୍ତର  
ବୋବକ ପଇଚା ଦିଲେହେ ହେନୋ ଭାଲକୈ ବେମାବ  
ଚାଇ ଦିଯେ । ମେଇବାବେ ଭୟେ ଭୟେ କଲେ ; “ଚାର  
ଅଲପ ଚକ ଆକ । କିବା ଅଲପ ଅଚରପ ଯି  
ପାରୋ ଦିମ ବାକୁ”

ତେବେ କଥାତ ଡାକ୍ତରେ ରିଶେସ ଗୁରୁତ୍ବ  
ନିଦିଲେ ଆକୁ ଆଗ୍ରହୋ ପ୍ରକାଶ ନକରିଲେ ।

ମାଥେ ନିର୍ବିକାର ହୁବେବେ କଲେ “ପାବୋତେମେ ତେନେକି କୈଛୋମେ ? ତାତ ଦେଖୁରାଲେ ତୋମାର ଉପକାର ହବ ବୁଲିଛେ ।”

ଇଯାର ପିଛତ କୁଳଧରବ କବଳ ଆକ ଏକୋ ନାଥାକିଲ । ଡାକ୍ତରେ ଲିଖିଦିଯା କାଗଜ-ଖନ ଦେଖୁରାଇ କଞ୍ଚାଉଡ଼ିବ ପରା ଟେଲେଟ କେଇଟା ମାନ ଲୈ କୁଳଧର ଗୁଡ଼ ଆହିଲ । ମନତ ଘିଟୋ ଭାଯେ ବୀଂହ ଲୈଛିଲ, ସି ଅଳପ ବେହି ହଲ କୁଳଧରବ । ଡିକ୍ରିଗଡ଼ଲେ ଗଲେଇ ଯେ କଟା-ଛିଙ୍ଗ କବେ ସେଇଟୋ କୁଳଧରବ ଧାରିବା । କୁଳଧର ଅକଳଶବ୍ୟା ମାନୁହ । ତାବୋପବି ଖେତିବ ଦିନ । ସେଇବାବେ କୁଳଧରବ ବହତୋ ଚିନ୍ତାଇ ଏକେବାବେ ଜୁମୁବି ଦି ଧବିଲେହି । ଖେତିଟୋ ଶେଷ କବି ଯାବ ଲଗା ହଲେଓ ବିଷଟୋ ବହତ ହେ ଯାବ । ଦିନତ ସିମାନ ନଧବେ । ବାତି ବିଚନାତ ପରାବ ଲଗେ ଲଗେ ବିଷଟୋବ ଜାଲ କ୍ରମାନ୍ତରେ ବେହି ହେ ଯାଏ । ଅକଳ ବିଯେହି ନୃତ୍ୟ ଖୋଚା ବିନ୍ଦାଓ କବିଦଲେ ଧବେ ।

ଆଗତେ ଏବାବ ଡାକ୍ତରକ ଦେଖୁଣ୍ଠା ହଲେଓ ଭାଲ ଆହିଲ । ତେତିଆ ଆକ’ ବେଗୋବଟୋ ସିମାନ ବେହି ହୋଇ ନାହିଲ । କଥାଟୋ ଭାବି ବେଗୋବଟୋବ ଓପବତ ଖଂ ଉଠିଲ । ମାଟିବୋବ କବଳେ ସମ୍ପୂର୍ଣ୍ଣ ଆହେଇ ଚାରିଚାହ ହାଲ ବୋରାବ ପିଛତ ଆବି ଦିଯାଟୋଓ ଟାନ ହେ ପରିଲ । ଲବା ହଟା ସକରେଇ । କନମାଇ ଡାଙ୍କର ହଲେଓ ଛୋରାଲୀ ଏଟା ବିବାଟ ସମସ୍ତାଇ ଦେଖି ଦିଲେ । ଯିମାନେ ଚିନ୍ତା କବିବଲେ ଧରିଲେ, ସିମାନେ ସମସ୍ତା ବାଢ଼ିଛେ ଗଲ । ସମସ୍ତାବ ଲଗେ ଲଗେ ଯେବ ବିଷଟୋରେଓ ପ୍ରତିଯୋଗିତାହେ ଚଲାଇଛେ ।

ଅବଶେଷତ ଏଟା ଉପାଯ ଲୋଲ । ପ୍ରଜେଷ୍ଠର ଡାକ୍ତରେ କୋରା କଥାବୋବ କୁଳଧରେ ତାବ ଶୈଳୀଯେକକ

କଲେହି । ଲଗତେ ଇଯାକୋ କଲେ ଯେ ତାତ ହେବ ପେଟ କାଟିବହି । ଏହିବେ କବା ମାନେଇ ପେଟର ଅପାବେଶନ କବିବ ଲଗା ହେବା ତାକ କୁଳଧରେ ଧବି ଲୈଛେ । ଶୈଳୀଯେକକ ମେଟିବାବେ ପରିହିତିବ କଥାଟୋ ବୁଝାଇ ଶୁଦ୍ଧିଲେ “ଏହିଯା କି କବେ କଚେନ । ପଇଚା-ପାତିଓ ମାଟ । ତାବ ପିଛତ ଖେତିଟୋଓ ଆବୋ ବେମାବଟୋଓ ।”

“ବେମାବଟୋ ଦେଖୋନ ଦିନେ ଦିନେ କମକ ଚାବି ବାଢ଼ିବେ ଗୈଛେ । ଯୋରାଟୋ କବିବ ପାରିଲେହି ଭାଲ ଆହିଲ”

“ଯୋରାଟୋ ଭାଲେହି । କିନ୍ତୁ ଖେତିଟୋ କବା ଯାଏ ଆକ ଦେଖୋନ ପଇଗାଓ ହାତତ ନାହିଁ”

“ଏଟା କାମ କବିଲେ ଗେନେ ହୁଏ ?”

“କି ?”

“ଆମାର ଚଞ୍ଚାବାଇଦେଟୁର ମାଜୁଲବାଟୋ ଏମେହେ ଆହେ । ଚଞ୍ଚାବାଇଦେଟୁକ କଥାଟୋ କଲେ ନପଟିଲୁଏ ଜାନୋ ? ଆପୋନାବ କଥା ଦେଖୋନ ବାଇଦେରେ ଜାନେଓ ।”

“ମି ଜାନୋ ଆହିବ ?”

“ବାଇଦେରେ କଲେ ଆଶିନତୋନ”

“ଆକ ପଇଚା ?

“ହାହ ବେଚା ଦିଶ ଟକାମାନ ଆହେ ଛାଗଲୀଟୋ ବେଚି ଦିଲେହି ହଲ । ପିତାକନ ଦୋକାନିଏ କେବାବକ କୈଛେ ।”

“ଜାନୋ ପାଯ !”

ଅବଶେଷତ ମିଯେହି ହଲଗେ । ହାହ ତାର୍ଫି ଛାଗଲୀବ ଟକାବେ ଗୁଠ ପଥାନ ଟକାମାନ ହଲ । କୋନୋମତେ ଏହିବାବଲେ କାମ ଚଲିବ । ସନ୍ତାତେ ଦେଖୁରାଇ ଅହାତେ ଭାଲ ହବ ବୁଲି କୁଳଧରେ କବିଲେ ।

କୁଳବ ଇହର ଅଗତେ ଡିକ୍ରଗଡ଼ଲ ମୋରା ନାହିଁ । ଡିକ୍ରଗଡ଼ଲ ଗୈ ଧରା ନବାନ ମାଟ୍ରିବକ କେନେକିକ କଂଟ ଉଠିବ ଲାଗିଥିବ, କି କବିର ଲାଗିବ କୁଦି କୁଦି । ଡିକ୍ରଗଡ଼ଲେ ଯୋରାଟୋ ଦିମାନ ନିଗନ୍ତର ନହିଁ । ମେଡିକେଲ କଲେଜଟେଲ ମୋରାଟୋହେ ଅଳପ ନିଗନ୍ତରୀ । ଚିଟିବାଚ ଥାଏ ବୁଲି କେତେ ଦେଖିଯା ବିଶେଷ ଅଭିବିଦ୍ବିନ୍ଦୁ ନହିଁ । କୁଳ ନଥକା ଅଳେ ନବାନ ଘାଟେବେ ତେଣେ ଲଗତେ ଆଶିବ ପାବିଲେଟେଟନ । ତଥାପ ନବାନ ମାଟ୍ରେ ଭାଲବେ ବୁଝାଇ କିଛିଛେ । କୋନାଟୋ ନାହବେନୋ ତେମେହନ୍ତ ନୋରାବୋ ବୁଲି କର ।

ବାଚର ପବା ନାମି କୁଳରେ ନବାନ ମାଟ୍ରେ କୋରାବେତେଇ ଚିଟିବାଚ ଥକା ଯାଇ ଡୋବ ପାଲେଟି । ବାଚକେଇଥିନ ଦେଖି ଜନଟୋ ଭାଲେ ଲାଗିଲ । ତାତେ ‘ମେଡିକେଲ କଲେଜ’ ବୁଲି ଚିପ୍ରବି ଥକା ହେଉଗେନ୍ଟୋର ମାତଟୋରେ କୁଳରେ ବିଶେଷ ହୁବିବାଇ କବିଲେ । କୁଳରେ ଚିଟିବାଚତ ଉଠ ପିଛିବ ଠାଇ ଏହୁଥିର ଚାଇ ବହି ଲଲେ । ତାମୋଳର ଟେମାଟୋ ଅଟ୍ରିକ ଉଠିଲ । ଶନ୍ଦଟୋରେ ସନ ତେଣୁ ତମୋଳର କଥାଟୋରେ ଜନତ ପୋରାଇ ଦିଲେ । ତାମୋଳ ଏଥିନ ଥାବିଲ ଅନ ଗାନ । ବାଟିତ ବାଟି ଆହୋତେ ମେଡିକୁଳର କଥା ଭାବି ତମୋଳ ହଥରେ ଶାଳାଗେ ପ୍ରକ୍ରିଯାଇ କରିବିଲ । ତମୋଳର ଟେମାଟୋ ଏହାହି ଜନତ ନଥିଲି । ତମୋଳର ହଥରେ କୁଳରେ । ଟୁଲିଯାଇ ଏଥିନ ତାମୋଳ ମୁଖର ଭବାଲେ କୁଳରେ ।

ଚିଟିବାଚର ପବା ନାହିଁରେଇ ତେଣୁ ଚାବିଶକାଳେ ଏଥାର ଚକୁ ଫୁରାଗେ । ଯେନିଯେ ତେଣିଯେ ବହୁତ ଧର ଦେଖିଲେ । ସବବେବେ ଦେଖି କୋନାଟୋ ‘ଆଟିଟ ଡ’ର’ ତାକ ବୁଝିବିଲେ ସହଜ ନହିଁ କୁଳରେ ! ଏତିଯା କଲେ ଯାଏ ? ତା , ଅକରାଟୋର ଦବେ ଏତିଯା କଲେ ଯାଏ ? ତା , ଅକରାଟୋର ଦବେ ଏତିଯା କଲେ ଯାଏ ? କୋନୋବାଇ ଠାଗିବ ପାରେ । ଶିମ୍ବିହ ଥକା ଦେଖିଲେଇ କୋନୋବାଇ ଠାଗିବ ପାରେ ।

ପାଂବ ମାଟ୍ରର ଦେଖିଲେ ଠାଗାଙ୍କ ଓଲାଯେଇ । ବିଶେଷ ଏହେ ନାଭାବି ଅଭିଜ୍ଞବ ଭାବଭନ୍ଦୀରେ ସଦଗୀଯା ମାନୁଷ ଜୁମଟୋବ ପିଛେ ପିଛେ କୁଳରେ ଥାଇ ଦିଲେ ।

ଅଲପନ୍ତୁ ଯାଇବେ ପିତ୍ତ କିନ୍ତୁମାନ ମାନୁଷ ପୋନେ ପୋନେ ଗଲ ଆକ କିନ୍ତୁମାନ ମାନୁଷ ବାଓ ହାତେ ବୁଦିଲ । ଏହାର ଅଳପ ବିମୋହତ ପରିଲ କୁଳରେ । କିକ ଅଭସବନ କବିବ ? କଥାଟୋ କୁବିବିଲେ ତେଣେକ ସପକରେ ଅଭିବିଦ୍ବିନ୍ଦୁ ହଲ । କ’ତ ବା ଦେଖୁରାବ ଲାଗେ ? ଇହାତ ଧର ବହତ । ପ୍ରଜେଷ୍ଠିତ ଏଠାହେ ମାତ୍ର ଧର, ତାତତୋ କୁବିବିଇ ନାଲାଗେ । ଇହାତ ଏତିଯା ଭୁବନ୍ଦିଲେ ଉଲିଯାବାଇ ନୋରାବି । ବାତିପୁରାଇ ଚାହଜଳପାନ ଥାଇ ଆହା ପେଟେଗେରେ ଆମନି କବା ଯେବ ପାଲେ । ବିଷଟୋତୁ ଅଳପ ବେହିହେ ହିହେ । ଏତା ଏହିବେ ଚିନ୍ତା ଡାଢ଼ କଥା ନହିଁ ; ଡାଢ଼ର ହଲ ତେଣୁ ବେଗାର ଦେଖୁରାବ ପରାଟୋହେ । ଡିକ୍ରଗଡ଼ଲ ଆହି ଶେଷ ଦେଖୁରାବ ନୋରାବାଟୋହେ ବେଛି ଲାଜବ କଥା ହବ । ତାମୋଳ ଏଥିନ ଥୋରାବ ଚଲେବେ ଅଳପ ଦୈ ଉଣ୍ଠାଇ ଚିନ୍ତା କବିବିଲେ ଧରିଲେ ।

“କି ହଲ ? ଆପୋନାବ କୋନୋବା ଇହାତ ଆହେ ନେକି ?” ଏଜନ ସମ୍ପୂର୍ଣ୍ଣ ଅଚିନାକି ମାନୁଷର ମାତତ ତେଣୁର ଚିନ୍ତାତ ଆଟିଲ ଲାଗିଲ । ମାନୁଷ ଜନଲୈ ଚାଇ ଦେଖିଲେ ଚାଲିଶ-ପଞ୍ଚମିଶ ବହୁବୀଯା ପଞ୍ଜାବୀ-ଧୂତି ପରିଧାନ କରା ଏଜନ ଭଦ୍ରଲୋକ- ପ୍ରଥମ ଦୃଷ୍ଟିତେ ଭଦ୍ରବେଶଟୋ ଲକ୍ଷଣୀୟ । କୁଳରେ ଅଳପ ସକାହ ପାଲେ । ଏଥେତ ନିଶ୍ଚଯ ଜନାବୁଜା ମାନୁଷ । କଥାଟୋର କିବା ଏଟା ଦିହା ଦିବ ପାରିବ ।

“नहय, नोव्हेह अलप देखूराव लगा आहे। पिछे आमि नव्हन मात्रुह कृत देखूराव लागे जानो धरिवही परा नाही!”

“अ’ आपुनि कव परा आहियेनो?”

“सेचे डिमोहुटीया गारंबे!”

“कि बोलेने, सेही... एः कि माटीचा आहिल....”

“नवीन माटीचा नेकि?”

“अ’ नवीन माटीचा दबव ओचव नेकि?”

“आमि एके गारंबे”

“कि हैचेनो वाक?”

“अलप पेटीचा विष”

“नवीन माटीचा गारंबे मात्रुह येतिया मोर गारंबे मात्रुह धवक। नवीन गोर वळू। महिं माटीची कवो। अलप कागत आहितिले इयालै। वाक आहक अलप देखूराही दिंड। आपुनितो नव्हन मात्रुह!”

“वव उपकार कवा हव”

एইवूलि कैके मात्रुहजनव पिछे पिछे कुलधरे थोज दिले। छर्यो गैरे प्रथमे एजन मात्रुहव ओचवत कुलधरव नाऱ्य लिखाले तार पिछत बेमावटोव कथा कैके अकनमान टिकेट एटी लासे। मात्रुहजनव निर्देश मत्तेही कुलधर आगवाचिल। तार पिछत अलप आत्तंत एटी आहल वहल कर्याव समृद्धत छर्यो वळू। कुलधरे हरावर काकेही चाही देखिले भितवत भालेकेइजन मात्रुह वही आहे। बोधय डाक्तर; कुणधरे भाबिले। ही एजन बेमावीये किवा किवी कैकेहे आक कोनेवा एजने किवा लिथी आहे। मात्रुहजने कुलधरक कले; “आपुनि

भितवैले यात्रक आक टिकेटो तारे एजनक दिवैग। तेही कि किसोधे आपुनि कव?”

अलप इत्तत्तः कवि कुलधर आगवाचिल। कोन जनक टिकेटो प्रथमे विभावी थाकेते एजने तेही नाऱ्य, बयस आक कि हैते दिविले, उद्दरव लगे लगे कागज एथनत किंवा लिखिले। तार पिछत वाहिरित वितवैले कले। कुलधरे किवा एटी शुद्धिव थोजा देयि एजने कले; “आमि मात्रुह नहय”

कुणधरे एको बुजिव नोराविले। मेडिकेनव काण्डकावयानावो देथि तेही तावाक हल। कोर्ठोव वाहिवैले ओलाई आहि मात्रुह जनक लग पाले। छर्यो एथन बेक्षत वहिल। कुलधरे दोर्याले वहत मात्रुह अहावोरा कवि आहे। ओचव वेळे एथनत छटा बेमावी शुद्ध आहे। अलप आत्तंतते बुटी एजनी केकाही-गेथाही आहे। ओचवते अकनमान लासा एटी कान्दि आहे। कुलधर वहा बेक्षनव मूर्त एटा कुणीये कुत्रब कुत्रब काति आहे। बेक्षनव काषते पेटीतोत गारोगा एथन वाचिं एटा मात्रुह ठिय है आहे। मूर्तव परा तार लेलटि ओलाई आहे। बेक्षनव आनटो मूर्त छटामान हिंदुस्तानी मात्रुहे चारा घलि आहे काषते ज्ञानावटोवे वचि एडासत तिता वही सूताव निचिना एटा वाळ्य मात्रुहव पिक् थु खेकारबोव चाक् कवि आहे परिहितिले देथि कुलधरव निजके वव बेमावी येण लागिल। ओचवत वही थक्या मात्रुहजने एजन येण बेमावी एनेहे लागिल कुलधरव। इयात येण भाल मात्रुह नाही। इयाव येण सकलो बेमावी

নবক নবক লাগিল কুলধর্ব। কোঠাটোৰ ভিতৰত জাগি উঠা কৌতুহলটোৰ কথা কুলধৰ্বে পাহৰি পেলালৈ। অলপ পৰৰ পিছত মাঝুহ জনে মাত লগালৈ; “কি কলে?”

মাঝুহজনৰ মাতত তেওঁৰ মনৰ ভাববোৰ পেলিমেলি হৈ গল। কুলধৰ্বে বেঞ্চখনত তুলি থোৱা ভবিটো নমাই কলে; “মাতিম বৃলি কৈছে। কি কৰিব জানো?”

“আপুনি চিষ্টা নকৰিব। সিঁহতে এবাৰ পৰীক্ষা কৰি চাৰ।”

“মেৰেকতো প্ৰজেক্টৰ ডাক্তৰে চালেই। ইয়াত এক্কৰে কৰাবলৈহে কৈছে।”

“হয়নেকি? তথাপি ইয়াতো এবাৰ চাঁদ। তাৰ পিছতহে বাকীবোৰ”

“এবা। ইয়াৰ সকলো কথাই আওপকীয়া যেন পাইছো। ত’ আপোনাৰ ঘৰৰ কথাক দেখোন গই সুধিবলৈ পাহৰি আছো।”

“মোৰ ঘৰ টাউনতে। মোৰ দণ্ডিদেউ এজনা ইয়াৰ ডাক্তৰ তেখেত কালি যোৰচাটুণ গৈছে। তেখেত থক হলে চিষ্টাই নাহিল। মই ঘৰৈলকে যাৰলৈ ওলাইছিলো বাটতে আপোনাক পাইছে শুভটলো। আপুনিও আক, নজনা মাঝুহ মোৰ বন্ধু নবীনৰ গাৱঁৰে। আপোনাক সহায় কৰা মোৰ কৰ্তব্য; নহয় জানো?”

‘এবা আপুনি নোহোৱা হলে মই যে কি কৰিলোঁহাতেন! ঈগ্ধৰেহে মোক আপোনাৰ লগত মিলাই দিলে।’

মাঝুহজন এইবাৰ ভিতৰলৈ উঠি গ’ল। ভিতৰত কিবা কথা পাতি আহিল। আহিয়েই

কলে “অলপ দেৰী হব বৃলি কৈছে। অলপ বৰ্ণ বাক।”

“মোৰ লগতে আপোনাৰ কষ্ট হৈছে।”

“এহ, এইটোনো কি বথাটো। আপুনি নৱনা মাঝুহ দেখুৱাই দিলো। তাতনো কি কষ্টটো। মোৰ আজি কাম নায়েট। আপোনাৰ বাবে এদিন শুল খতি কৰিলো তাত মোৰ বিশেষ লোকচান নাই। আপুনি অসমীয়া মাঝুহ নবীনৰ গাৱঁৰ মাঝুহ মোৰ ঘৰৰ ‘মাঝুহ’ দৰেই। আশেনাৰ কিবা এই উপকাৰ হোৱা মানেই মোৰ ঘৰখনৰ উপকাৰ হোৱা।”

কুলধৰ্বে মাঝুহজনৰ মুখৈল চালে। বেহ আন্তৰিকতাৰে কথাবোৰ কৈছে মাঝুহজনে। ভাল লাগি গ’ল কুলধৰ্ব। এবা টাউনৰ মাঝুহবোৰ এমেকুৱাই। এটা মহজ সৰল ধাৰণা কৰি পেলালৈ কুলধৰ্ব। মাঝুজনৰ প্ৰতি তেওঁৰ শ্ৰীকা উপজিল। ইন্ন ভাল মাঝুহো যে পৃথিবীত আছে কুলধৰ্বে আজিহে বুজি পালে। মাঝুজনক দেৱতা দেৱতা লাগিল কুলধৰ্ব।

অলপ পিচতে কুলধৰ্ব নাম মাতিলে। এৰম ডাক্তৰে কোঠা এটাত নি প্ৰজেক্টৰ ডাক্তৰৰ দৰে পৰীক্ষা কৰিলে। তাৰ পিছত কাগজ এখনত কিবা কিবি লিখি কলে; “এবাৰ এক্কৰে কৰিলোৱা। বিশেষ ভাৰি লগা একো নাই। বেমাৰ ভাল হনই। দুঃমান দৰৰ শ্ৰিংলিখি দিছো থাবা।”

কিবা এটা শুধিৰ খুজিও কুলধৰ্বে শুধিৰ নোৱাৰিলে। ডাক্তৰ ইতিমধো ব্যস্ততাৰে আগৰ কোঠা পালেইগে। মেডিকেলৰ প্ৰতোকটো কথাই আচৰিত যেন লাগিল। ইয়েই এখন ব্যস্ত জগত!

বাতিবত মানুহজন বৈ আতিল। কুলধরে তেওঁক  
ডাক্তবে কোৱা কথাবোৰ কলেছি। মানুহজনে  
অলপ চিহ্না কৰি কলে ; “চিহ্নাৰ কোনো কাৰণ  
নাই। একবৈ দিশাৰটুমেন্ট মোৰ দদাইদেউৰ  
— চিমাকৈ । — গাছে হেয়ে কে ধৰোই ?  
বিশ্ব কিবা এসা কাৰ দিব ? ”

কুলধরে প্ৰশ্ন কৰাৰ প্ৰশ্নটো ঘুঢ়ে। কুলধরে  
তেওঁক অহুসবণ কৰি যাবলৈ ধৰিলৈ। কেইটা-  
মান কোৱা পাৰ নৈ এটা কোঠাৰ সমুখত ছয়ো  
বল মানুহজন কোঠাৰ ভিতৰ সোমাই গ'ল।  
অলপ পিছত আহি হতাশ আৰু বিবক্ষিৰ স্থৰত  
কলে “সকলো মছা হ'ল। মানুহবোৰ দিনে দিনে  
বেয়াছে হৈ যাবলৈ ধৰিছে। এটাই মাত্ৰ উপায়  
আছে ! ”

“কি ?” আগ্ৰহেৰে কুলধরে হৃদিলে।

“কথাটো গোপনীয়। মুঠতে ডাক্তবক হাত ধৰাৰ  
লাগিব। বুইছে, পইসা নহলে ইইতে একো  
নকৰে। পইচাই ইইতব মহুয়াহ শ্ৰে কৰি নিছে। ”

এটা উল্লেজনা চেপি বথাৰ দৰে কথাবোৰ  
কলে। তাৰ পিছত অলপ লাতে লাতে কলে;  
“আপোনাক কৰলৈ বেৱাই লাগিছে, মইয়ো  
ভেনেকৈ টকা পইচা লৈ আহা নাই। আপেনাৰ  
কাৰণে মোৰ কেনে লাগিছে বুজাৰ নোৱাৰিম।  
মুঠতে ডাক্তবক কেইটামান টকা দিব লাগিব। ”

কুলধরে একে টোহাতে কৈ পেনালে; “দিম  
বুইছে মুঠতে কামটো হব লাগিব। আজিয়েই  
হৰতো। কিমানব কথা কৈহেনো ? ”

“টকা দিব পাৰিলে কামটো হবই বুইছে।  
ইইতব মানুতাৰোধ নাই নহয়। ইইতব টকাই

সহলো। টকা দিলে দত দিনৰ কাৰ একেদিনই  
তব। নোৱাৰিলে এদিনৰ কাৰ দত দিন লাগিব।  
ত্ৰিশটোকা মান দিব লাগিব নষ্টহৈ। আনৰ পৰাটো  
চলিশ টকাই লব, কৈ মেলি মই ত্ৰিশটোকা কৰি  
আছিগো। আপোনাক দৰৰ মানুচ বুলি ধৰি  
লৈগো।

“গটো কাৰ কৰক মোৰ হাতড়ো পাঁটামান  
টকা আছে। আপুনি পৰিশ টকা দিয়ক।  
মোৰ চিমনা দিব পাৰিলে বূবাই দিব ? ” “মাই  
নাই আপুনি মোৰ বাবে কিয় দিব ? ইমান  
সহায় কৰিছে সিয়েই যথেষ্ট। মোৰ হাতত ত্ৰিশটো  
টকা আছেও ” কুলধরে তলজেপৰ প'ৰা উঠ  
ত্ৰিশটো উলিয়াটো মানুহজনৰ হাতত লিলে।

টকা কেইটা নিৰ্বিকাৰচিত্তে হাতত হৈ  
মানুহজন ভিতৰ সোমাই গল। কিছুসময়ৰ পিছত  
মুখত হাঁহি লৈ তেওঁ ওলাই আছিল। আহিয়েই  
অলপো লবে কুলধৰক কলে “কোনোৰকম টিক  
হৈ গ'ল। আপোনাক ডাক্তনে মাতিছে। মই  
ইয়াতে বৈছো ? ”

কুলধরে আনদেৰে ভিতৰ সোমাই গ'ল।  
ভিতৰতো দুখনমান বেঞ্চত হই এৱন বেয়াৰী ধৰি  
আছে। এজন বেয়াৰীক তেজিয়া ডাক্তবে  
পৰীক্ষা কৰি আছে। বেয়াৰীজন চাই শ্ৰে  
হোৱাৰ পিছত কুলধৰ আগবাঢ়ি গল। কুলধৰ  
দেখি ডাক্তবে স্থৰিলে “কি হৈহে ? ”  
“পেটৰ বিষ ? ”

“পেটৰ বিষ ! এইটো কিমস ডিজি হৰদে ডিমাট্টো  
তুমি মেডিকেল ডিমাট্টেন্টল ঘোৱা।

ডাক্তবক কথাত কুলধৰ আচৰিত হল।  
এইখন মেডিকেল নহয় নেকি ? এওঁ আৰু কি কৰ ?

ଏକ୍ସବେ କବିବିଲେ ମାତି ଏହିବେବ କି ବକିଳେ । ବୋଧକବେ ଚିନିବ ପରା ମାଟି ; ଏହି ଭାବି ଅଲପ ମନ୍ଦେତେବେ କଲେ ; “ଆପୁନି କେଲେଇ ଏଥିବେ କବିଶିଲେ ମତା ନ'ଇ ଜୀମୋ ?”

“ଏକ୍ସବେ !” ଅଲପ ଆଚବିତିହ ଡାକ୍ତରେ ଦ୍ୱିଲେ ।

“ଆପୁନି ଏକ୍ସବେ କବିବିଲେ ତ୍ରିଣ୍ଟକା ନୋରା ମାଟି ?”

ସବଲ ଭାବେ କୁଳଧରେ କମେ ।

“କି ପାଗଳ ଏହିଟୋ । ହେବ ଏହିଟୋ ଏକ୍ସବେ କବି ଦ୍ୱାରା ନହା । ଇଯାତ ଚାଲବ ବେମାବ ଚାଯ ଆକୁ ତହି କବ ଟକାବ କଥା କୈହ ? ତୋବ ଟକା କୋଣେ ଲୈଛେ ତ । ପାଗଳାନି କବିବବ ଠାଇ ନେପାଲି ।” ଖଂ ଆକ ବିବକ୍ଷିବେ ଡାକ୍ତରେ ଚିପ୍ରବି ଉଠିଲି ।

ବୁଲଧର ଆଚବିତ ହଲ ଯିମାନ, ଭୟୋ ଥାଲେ ସିମାନ । ଏକ୍ସବେ କବିବିଲେ ଟକା ଲୟ ଆକୁ ଏତିଯା କଯ ଚାଲବ ବେମାବ ଚାଯ କି ଆଚବିତ ଠାଇ ଏହି ମେଡିକେଲଥନ । ଲବାଲବିକୈ କୁଳଧର କୋଠାବ ପରା ଓଲାଇ ଆହିଲ । ବାହିବତ ମାନୁହଙ୍ଗନକ ନେଦେଥି କୁଳଧର ଆକୁ ଆଚବିତ ହିଲାଇ । ଇଫାଲେ ସିଫାଲେ

ଚାଇ କତୋ ମାନୁହଙ୍ଗନକ କୁଳଧରେ ଦେଖା ନେପାଲେ । ଆଗର କୋଠାବେ ପାଇ ଦେଖେ ତାତୋ ତେଓ ନାଇ । ହତଭ୍ୟ ହୈ ପରିଲ କୁଳଧର । ମାନୁହଙ୍ଗନେ ତେମେହଲେ ତେଓକ ଠଗିଲେ । ଇନାମ ସମୟ ଏଇଥିନ କନ୍ଦିତେ ପାତିଲେ ମାନୁହଙ୍ଗନେ । କୁଳଧରେ ଦେଖିଲେ ସ୍ଵର୍ବୋବ ଯେନ ତେଓର ଚାବିଦ୍ଵିଲେ ସୂର୍ବିବ ଧରିଛେ । ମାଜୁତ ମେହି ମାନୁହଙ୍ଗନେ ଟକା ତ୍ରିଣ୍ଟା ଲୈ ତେଓର ଫାଲେ ଚାଇ ଆଟି ମ୍ୟା କବିବିଲେ ଧରିଛେ । କୁଳଧର କଥ ନୋରାବା ହୈଗଲ । ଓୟବତ ଥକା ବେଳେଖନତ ଅରଣ ହୈ ବହି ପରିଲ ।

କିମାନ ସମୟ ଏନ୍ଦରେ ଗମ ତେଓ କବ ନୋରାବିଲେ । ଚକୀଦାବଟୋର ମାତତହେ ତେଓର ଚେତନା ଆଠିଲ । ମାନୁହଙ୍ଗର କ୍ରମେ ଗୈ ଶେଷ ହୈଛେ । ଚକୀଦାବଟୋରେ ଦୁରାବ୍ୟବିକିବୋର ବନ୍ଦ କବିଛେ । ଡାକ୍ତରେ ଦିଯା କାଗଜରେ ଖାମୋଚମାର କୁଳଧରେ ମାନୁହଙ୍ଗର କଥା ଏବାବ ଭାବିଲେ । ଏଇବାବ ତେଓର ଦେରତା ଦେରତା ଲଗା ମାନୁହଙ୍ଗନକ ଅତ୍ୱ ଅନ୍ତର ଲାଗିଲ ।

“ସମସ୍ୟାର ସମାଧିଯେଇ ଜୀବନ, ସମସ୍ୟାର ସମାଧିଯେଇ ସାହିତ୍ୟ”

—ହେମ ବକ୍ରା

# ବୋଲଛବି

ଆକ

## ଅମ୍ବ

—କୁମାରୀ ରଞ୍ଜନା ବବଦ୍ଲୈ

ପ୍ରଥମ ବାସିକ କଳା

ଆଧୁନିକ ଜଗତତ ବୋଲଛବି ବାଢ଼ୀୟ ଆକ  
ଜାତୀୟ ସଂକ୍ଷତିବ ବିଶିଷ୍ଟ ଉପାଦାନ , ଇଯାବ ଯୋଗେଦି  
କୋନୋ ଦେଶ ବା ଜାତିବ ସାମାଜିକ ଦିଶଟେ । ଜାନିବ  
ପାବି । ଇଯାବ ପ୍ରୟୋଜନୀୟତା ଉପଲକ୍ଷି କରିଯେ  
ବିଶ୍ୱର ବିଭିନ୍ନ ଠାଇତ ‘ବୋଲଛବି ମହୋଂସବ’ ପତା ହୟ ।  
ବୋଲଛବି ଅକଳ ଆମୋଦ-ପ୍ରମୋଦର ସାମଗ୍ରୀଯେଇ  
ନହ୍ୟ, ଇ ମାତୃହର ସାଂକ୍ଷତିକ ବିନିମୟରେ ପ୍ରଶନ୍ତ  
ମୁଣ୍ଡାବ ।

ଭାବତର ଶିଳ୍ପ-ଜଗତତ ବୋଲଛବି ଶିଳ୍ପଇ ଅଟ୍ଟମ  
ସ୍ଥାନ ଅଧିକାବ କରିଛେ । ଏହି ପ୍ରସଙ୍ଗତ ଜନ-ନାୟକ  
ନେହକରେ କୈଛିଲ ଯେ ‘କଳା-ସଂକ୍ଷତିବ ଅଗତିତ  
ଭାବତୀୟ ବୋଲଛବିଯେ ଏକ ଯାଉତିଯୁଗୀୟା ଇତି-  
ହାସ ବଚନା କରିଛେ ।’ ବର୍ତ୍ତମାନ ଭାବତତ ପ୍ରାୟ  
୬୪ ଟା ଟ୍ରୂଡ଼ିତା’ତ ବୋଲଛବି ନିର୍ମିତ ହୟ । ବୋଲ-  
ଛବି ନିର୍ମାନ କାର୍ଯ୍ୟତ ଭାବତେ ପୃଥିବୀର ଭିତରତ  
ତୃତୀୟ ସ୍ଥାନ ଅଧିକାବ କରିଛେ ।

ଭାବ ତତ ବୋଲଛବି ନିର୍ମାନ କାର୍ଯ୍ୟ ଏକ ବିଚିତ୍ର  
ସ୍ଟଟନା । ପ୍ରାୟ ଆତ୍ମେକୁବି ବଚବବ ଆଗତେ “ଯିଶୁଖୃଷ୍ଟ  
ଜୀବନ କାହିନୀ” ( The life of Christ ) ନାମର

ଏଥିନ ବିଦେଶୀ ଛବି ଭାବତତ ପ୍ରଦର୍ଶନ କରା ହୟ ।  
ଏହି ଛବିଖିନେ ସେଇ ସମୟତ ବୋନ୍ଦେବ ଏଜନ ଉଦ୍‌ଦ୍ୱାରା  
ଡେକାକ ବବୈକ ଆକର୍ଷଣ କରେ । ତେଣୁ ନିଜର  
ଜୀବନ ବୀମାବ ପ'ଲିଚି ବନ୍ଦବତ ଦୈ ବିଦେଶର ପରା  
ବୋଲଛବି ନିର୍ମାନ କରା ଯନ୍ତ୍ର-ପାତି କିନ୍ତୁ ମାନ ଆନେ,  
ଆକ ତାବ ସହାୟତ ଉକ୍ତ ଛବିର ଆଲମତ ନିଜେଇ  
ପରିଚାଳକ, କେନେବାମେନ, ପ୍ରୟୋଜକ ହେ “ବଜା  
ହବିଚନ୍ଦ୍ର” ନାମର ନିର୍ବାକ ବୋଲଛବିଖିନ ନିର୍ମାନ କରେ ।  
ଇଯେଇ ଭାବତତ ବୋଲଛବିର ସୂଚନା କରେ । ଏହି  
ବୋଲଛବିର ଜନକ ଜନର ନାମ ହେବେ ଦାଦା ଭାଇ  
ଫାଲକେ । ୧୯୧୩ ଚନତ ‘ବଜା ହବିଚନ୍ଦ୍ର’ ବାଇଜର  
ଆଗତ ପ୍ରଦର୍ଶନ କରା ହୟ । ଇଯାବ ପିଛତ ଫାଲକେଇ  
‘ସତାବାନ-ମାବିତ୍ରୀ’, ‘ଭଞ୍ଚୁବ ମୋହିନୀ’ ଆଦି  
କେଇଥିନମାନ ବୋଲଛବି ନିର୍ମାନ କରି ଭାବତ । ବୋଲ-  
ଛବିର ଯୁଗ ପ୍ରତିଷ୍ଠା କରେ । ଇଂ ୧୯୧୩ ଚନର ପରା  
୧୯୩୧ ଚନ୍ଦିଲକେ ଭାବତତ ଆକୁ କେଇଥିନିମାନ  
ନିର୍ବାକ କଥାଛବି ନିର୍ମିତ ହୟ । ଉଲ୍ଲେଖ୍ୟାଗ୍ରା ଯେ  
ଫାଲକେଇ ସେଇ ସମୟତ ନାବୀ ଚରିତ୍ରବ ବାବେ ଅଭି-  
ନେତ୍ରୀ ବିଚାବି ହାବାଥୁବି ଥାଯ । ଇଯାବ ଉପରିଓ

অর্দসমষ্টি তেওঁক শেঁ ধৰিছিল । তথাপি তেওঁ নিকংসাত মহল : মনৰ স্বপ্ন বাস্তৱত পৰিণত কৰিছে এবিলে : ১৯৩১ চনত ‘আলমআৰা’ নামৰ প্ৰথম সৰাক ছবি ভাৰতত নিৰ্মান হয় । ইয়াৰ পিছত ‘ভক্ত প্ৰশ্নাদ’, ‘নুবজ্ঞান’ আৰু কেইখন-ম'ন চৰি নিৰ্মিত হয় । এই ছবিবোৰ নিৰ্মাতা আছিল “উল্লেখিয়েল ফিল্ম কোম্পানী” নামৰ বহুৰে এক কোম্পানী । ১৯৩৩ চনত ভি.শাম্ভাবামে “ব্ৰেন্ট্ৰী” নামৰ প্ৰথম বড়িণ ছ'ব তোলে । ১৯৩৭ চনৰ পৰা ভাৰতত শিশু ছবি নিৰ্মানৰে প্ৰচেষ্টা চলে । এইদৰে এক অনুৰায়পূৰ্ণ অৱস্থাৰ পৰা ক্ৰমাত গা কৰি ভাৰতত ফিল্ম শিল্প জৰুৰকাহি উঠিল । কিন্তু বিদেশী চৰকাৰৰ আমোলত ভাৰতৰ ফিল্ম শিল্পই কোনো প্ৰকাৰ সাহায্য বা উৎসাহ-উদগণি পোৱা নাছিল । ব্যক্তিগত আৰু সমৃহীয়া প্ৰচেষ্টাতেই ই ভাৰতত এক যুগান্বৰ আৰ্নছিল ।

প্ৰথমে হিন্দী ভাষাতেই ভাৰতীয় বোলছবিৰ সৃত্রপাত হয় । ক্রমে বঙ্গালী ভাষাতো ছবি নিৰ্মান হৰণৈল ধৰে । অসমীয়া গুণী সম্মান ভাৰতৰ অন্যতম শ্ৰেষ্ঠ শিল্পী উপায়থেশ বৰুৱাদেৱে বোলছবি জগতত এক নতুন ধাৰা প্ৰাৰ্থন কৰে । বথাতকৈ action আৰু expressionৰ ক্ষেত্ৰত তেখেতে বেছি গুৰু দিছিল । এই অভিনৰ পৈশল প্ৰাৰ্থনৰ বাবে বঙ্গদেশৰ বোলছবি জগতত বৰুৱাদেৱ চিৰ বৰেণ্যে হৈ আছে । এইদৰে ভাৰতৰ আন আন প্ৰাদেশিক ভাষাতো ( যেনে গুজৰাটি, মাৰাঠি, তামিল, তেলেংগানা আৰু মালয়ালম ভাষাত ) বোলছবি নিৰ্মিত হৰলৈ ধৰিলে । এটা সময়ত অসমতো বোলছবি নিৰ্মানৰ প্ৰচেষ্টা

চলিল । দেৱকুৰি বচৰৰ পূৰ্বে “কপকোৱাৰ” জোতি প্ৰসাদে” প্ৰথম অসমীয়া কথা ছবি ‘জয়মতী’ নিৰ্মান কৰিলে । অসমৰ বোলছবি জগতৰ সেই দাদাৰাই ফালকে জ্যোতিৎপ্ৰসাদে ১৯৩৪ চনত এজনৈল চিঠি লিখিছিল ; ‘মই নিজে অপমানৰ পাচি মূৰতৈল দেশৈল সম্মান আনিছো ।’ এই প্ৰথম অসমীয়া বথাতবি নিৰ্মানত জ্যোতিৎপ্ৰসাদে কিমানযে কষ্ট স্বীকাৰ কৰিব লগীয়া হৈছিল, তাক বুজিব বা উপলক্ষি কৰিব সেই-সকলে, যি সকলে স্বচক্ষে বিদেশত ( বঙ্গদেশত ) অসমীয়া কথাছবি নিৰ্মান কৰা দেখিছে বা কৰিছে । “জয়মতী” ওলোৱাৰ পিছত সেই ছবিত দুই এক সামান্য খুট বৈ ঘোৱাত জ্যোতিৎপ্ৰসাদে খেনোৰ পৰা সহানুভূতিহীন সমালোচনা পাইছিল । কিন্তু বিপুল অসমীয়া ৰাইজে তেখেতৰ শিল্পানুৰাগ আৰু প্ৰতিভা মুক্তকষ্টে স্বীকাৰ কৰিছিল । জ্যোতিৎপ্ৰসাদৰ দ্বিতীয় প্ৰচেষ্টাই কপ ললে “ইন্দ্ৰমালতীত ।” বোলছবিৰ প্ৰচেষ্টা হাতত লৈ জ্যোতিৎপ্ৰসাদ ক্ষতি-গ্ৰস্তই হৈছিল ; কিন্তু তেওঁ নিজে কোৱাৰ দৰেই অপমান শীৰতলৈও দেশলৈ সম্মান আনিলে । সচাই তেখেতে দেশৰ সম্মান আনিলে, অসমক এক নতুন পথ দেখুৱালে ।

জ্যোতিৎপ্ৰসাদৰ আদৰ্শত অনুপ্ৰাণিত হল আৰু দুই এক অসমীয়া উদ্যোগী শিল্পী । ফলত দুই এজনকৈ ন ন অসমীয়া কথাছবিয়ে দেখা দিলে । এইবোৰৰ কিছুমান ব্যক্তিগত প্ৰচেষ্টা আৰু কিছুমান প্ৰচেষ্টা চলিল ব্যৱসায়ী প্ৰযোজকৰ সহায়ত । এইদৰেই অসমীয়া কথাছবি উলিওৱাৰ প্ৰচেষ্টা চলি আহিছে ; কিন্তু দেশত এটা ‘ছুডিঅ’ আজি পৰিমিত প্ৰতিষ্ঠা নোহোৱাত আৰু মন থাকিলো

প্রয়োজনীয় ধনৰ অভাৱ হোৱাত অসমীয়া কথা-  
ছবিয়ে গা কবিব পৰা নাই। তথাপি বছৰত  
এখন বা দুবছৰত এখন বোলছবি বাহিৰৰ ছুড়িতা'ৰ  
সহায়ত উলিওৱা কম কথা নহয়।

যি সকল সাহসী লোকে এনে কাৰ্য্যত প্ৰয়ুত্ত  
হৈছে তেওঁলোকৰ শিল্পান্বাগ আৰু দেশহেম  
শলাগিব লগীয়া। দুখীয়া অসমীয়া বাইজ এই  
ব্যক্তিসকলৰ প্ৰতি চিবৃতজ্ঞ। তেওঁলোকৰ  
আদৰৰ পৰা এওঁবিলাক বঢ়িত হোৱা নাই।  
কিন্তু অসমীয়া ধনী শ্ৰেণী এওঁলোকৰ প্ৰতি বা  
এই শিল্পৰ প্ৰতি যে সম্পূৰ্ণ উদাসীন তাক ঘোৱা  
দেৰকুবি বছবে ঔমাণ কৰি আছিছে। অৱশ্যে  
সময় কতাবৰ বাবে বা নয়ন তৃপ্তিৰ কাৰণে  
অসমীয়া বোলছবি এখনি তলালে ধনী উন্নদায়ৰ  
কোনো কোনোৱে চাৰলৈ যায়। অন্তৰ্ভুক্ত দৰে  
এওঁলোকে ‘‘নি মিটেড কোম্পানী’’ আদি খুলি  
উদ্যোগী আৰু গুণীসকলৰ সহায়ত অসমত যিল্লা  
শিল্পৰ প্ৰসাৰ আৰু ক্ষিণি যথেষ্ট কপে সাধন কৰিব  
পাৰিলৈ হৈতেন। অসমত গুণীৰ অভাৱ নাই,  
কৰ্মীবো অভাৱ নাই। এজনৰ বাবে ই বায় বছল  
প্ৰচেষ্টা; বিন্তি তিনি চাৰিজন বা ততোধিক জনৰ  
বাবে নিশ্চয় ব্যয় বছল প্ৰচেষ্টা নহয়। অৱশ্যে  
অসমীয়া ধনীৰ সংখ্যা কম; ইলেও তেওঁলোকে  
চাহ শিল্পক যেনেদেবে চায় আন শিল্পক নেচায়।  
ভাৱতৰ যি বোৰ ঠাইত ফল্ল শিল্প গঢ়ি উৰ্ণিছে,  
সেইবোৰ আজিৰ নহয়; ইটিশ আগোলতে গঢ়ি  
উৰ্ণা। আজি তাৰ প্ৰচাৰহে বাঢ়িছে। জ্যোতি-  
অসাদৰ পিছতো আন আন ধনীসকলে এই শিল্পৰ  
প্ৰতি মনকশন দিয়া হলৈ অসমতো যে এই শিল্পটো  
যথেষ্ট গা কৰি উঠিলহৈতেন তাত সন্দেহ নাই।

এটি ছুড়িতা'ও অসমত কেতিয়াবাই প্ৰতিষ্ঠা হ'ল  
হৈতেন।

অসমত ব্যক্তিগত প্ৰচেষ্টাত এখন ছবি  
ওলোৱাৰ পিছত (কাচিং দুখন) আন এখন  
নোলায়। ইয়াৰ কাৰণ ছবিত খৰছ কৰা ধনৰ  
বছফৈতৰ মূলটোও নোলায়। লাভ প্ৰয়াদী  
বাৰসায়ী প্ৰযোজকে পৰিচালকক দ্বিতীয়খন ছবিব  
বাবে ধন দিবলৈ সাত মকৰে। কিয় লোকচান  
ইয় সেইফালে লক্ষ্য কৰিলৈ দেখা যায় অসমত  
যথেষ্ট সংখ্যক পেক্ষাগৃহ নাই, তন্ম অসমীয়া  
বাৰ্সিন্দা সকলৰ শতকৰা ১০-১৫ ভাগ। অসমীয়া  
বৰ্থা ছবি চাৰলৈ যোৱ, কোনো বোনো ছবি  
টকাৰ অভাৱত পৰিচালকে নিন্দনৰত উলিয়াবলৈ  
বাধ্য ইয় আৰু দুই এক ছবি সামাজিক ৰুচিৰ  
প্ৰতিবূলে তৈয়াৰ কৰা ইয়। তাৰোপৰি চৰকাৰৰ  
অন্তৰ্ভুক্ত অভাৱতো প্ৰযোজকে খৰচ কৰা মূলধন  
নোলায়। অসমত কথাছবিৰ অৱস্থা শোচনীয়  
সেই বথালৈ লক্ষ্য কৰি চৰকাৰে “এমিউজমেণ্ট  
টেক্স” আদি অসমীয়া বথাছবিৰ প্ৰযোজক সকলক  
বেহাই দিয়া হলৈ প্ৰযোজক সকলে কিছু পৰিমাণে  
উৎসাহ পালেহৈতেন।

বিদেশ ছবি উলিওৱা প্ৰচেষ্টা কেৱল  
কষ্ট সাধাই নহয়; ই এক বায় বছল প্ৰচেষ্টা।  
এখনত দুগুন তিনিঙুন খৰছ আৰু অনেক আনা-  
ৱশ্যকীয় খৰছ কৰিবলৈ প্ৰযোজক বাধা হয়।  
জনায়ায় “মনিবাম দেৱান” বথাছবি নিৰ্মানৰ বাবে  
প্ৰযোজকে প্ৰায় একলক্ষ টকাৰ আচনি লৈছিল,  
কিন্তু শেষত প্ৰযোজকে দুইলাখৰো পেৰ টকা  
খৰছ কৰিবলৈ বাধ্য হল। কিয়? ইয়াৰ পথম

কাবণ অসমত ছুড়িঅ' নাই অসমৰ বিভিন্ন গাইব অভিজনতা অভিমেটীক কালিকতালৈ নি তাত অধিক ভাৰাত ঘৰ ৰেল চৰকলেকক অনেক দিন খুৱাই বুৱাই ব'ধিৰ লাগে, থকা ঠাইব পৰ। শৈল সকলক দয় দ'ব মাইল দূৰৰ ছুড়িঅ'লৈ ঘটৰেৰে অনা নিয়া ক'ৰব লাগে ছুড়িঅ'ৰ মুদ্রণক ভাৰ ৩০০, শ ৪০০ টকা। যি বোৰ ক্ষেত্ৰ অসমত য'তে ত'তে প'ৰ থাচে, মহেন্দ্ৰ নন, মাটি, গছবদাল, কেইপাহমান ফুল তাকো তাত পইচা দি কিনিব লাগে। দত্তৰ বেয়াতলেই চুটিং বক্ষ থাকে

ভাৰাৰ পৰা বেহাই পোৱা  
নেয়ায়। পুৱাৰ পৰা গুলিলৈলকে শিল্পীয়ে স'জি-  
কাতি ওস'ই থকে, নানান ক'ৰ'ত সেইদিন। 'ষট'  
পৰা পৰা নগল : সেইকালেও এযোজকৰ থৰছ  
এইদৰে বিদেশত ছবি উলিয়াৰ লগীয়া। হোৰাত  
এণ্ণণত তুই ডিনিঙ্গণ থৰছ ক'ৰিবলৈ এযোজক  
বাধ্য হয়। ইফালে কষ্টৰে। সাঁাৰ নায়েই। ইতাঁৰ  
নানান কাবণত আগ্ৰহ, আস্তা, শিল্পী, কম্বি। আদ  
যথেষ্ট থকা শক্তে অসমীয়া কিল্বা শিল্পই গ। ক'ৰি  
উঠিব পৰা নাই।

কপকোৱৰে সপোন দেখিছিল এসময়ত এটি  
ছুড়িঅ' স্থাপন কৰাৰ। তেওঁৰ সপোন কপ-  
লৈছিল তেওঁৰেই "চিৰবনত।" কিন্তু সি ৰে  
লুটিল। যোৱা কিছুদিন ধৰি তেওঁৰ পথৰেই  
পথিক ডঃ হাজৰিকা প্ৰযুক্তি ক'ৰি উদ্যোগী অসমীয়া  
শিল্পী বৃন্দটি অসমত ছুড়িঅ' স্থাপনৰ প্ৰবল জনমত  
সৃষ্টি ক'ৰি আহিছে; তাৰেই ফলস্বৰূপে অসম চৰ-  
কাৰৰ উদ্যোগ ত শুৱাহাটিত এটি ছুড়িঅ' স্থাপনৰ  
যো-জা দেখা গৈছে। অলপতে তাৰ ভেটি স্থাপন  
কৰা হল। ই কেতিয়া হৈ উঠেগৈ সিয়েই জলনা-  
কৰা হল। ই কেতিয়া হৈ উঠেগৈ এই শিল্পৰ বাবে  
কল্পনা হৈ আছে। চাৰলৈ গলে এই শিল্পৰ বাবে  
অসমৰ নিচিনা উপযোগী স্থল সদৌ ভাৰততে

বিবল। প্ৰাকৃতিক সৌন্দৰ্যৰ কালৰ পৰা দক্ষিণৰ  
কেৰেলা বাট্টি অতি মনোৰম। অসম তাতোকৈও  
মনোৰম। পৰ্বত, পাহাৰ, সমতল ভৰা অসম,  
য'ত চিৰ সেউজী গোটেই বছৰতেই বিদামান আৰু  
য় ঠাইত জলবায়ু ইমান আৰামজনক, তেনে ঠাই  
বোলছবিৰ অতি উপযুক্ত স্থল নহৈ আন কি হব  
পাৰে? চাৰলৈ গলে সমগ্ৰ অসমেই এক  
বিশাল তপোৰন। প্ৰমথেশ বকৱাই তেখেজ্বৰ  
বিখ্যাত বোলছবি "মুক্তি" অসমৰ দৃশ্যারলীৰেই  
নন চুই যোৱা কৰিছিল। ডঃ হাজৰিকাৰ 'মাহৰ  
বস্তুন' ছবিৰ পটভূমি অসম। অসমত ছুড়িঅ' হৈ  
উঠিলে নানান বিদেশী ছবিও যে ইয়াত তোলা  
হ'ব, এক নিসন্দেহে ক'ব পাৰি; লগে লগে অভি-  
গাসী, প্ৰয়াসী সকলে ঘনাই অসমীয়া ছবি তুলি-  
লৈ আগবাঢ়ি আহিব। ই আমাৰ সাংস্কৃতিক  
জাগৰণৰ ভেটি সৱল সুস্থ কৰিব আৰু দেশৰ  
অধি বৈত্তিক সমস্যাও দূৰ কৰিব। যি দেখা  
গৈছে অসমত গুণীৰ অভাৱ নাই। অসমীয়া  
ডেকাই সুদূৰত শ্ৰেষ্ঠ কেমেৰা মেনৰ আসন লাভ  
কৰিছে; অসমীয়া ডেকাই বিদেশী ভাষাৰ বোল-  
ছবিৰে প্ৰথম শাৰীৰ পৰিচালক হব পাৰিছে।  
ত'ই এক অসমীয়া গাভৰণে বিদেশী বোলছবিত  
চৰনৰ অভিনয় ক'ৰি কৃতিত্বৰ পৰিচয় দিছে। গুণী  
শিল্পীৰ সঁচাকৈয়ে অসমত অভাৱ নাই।

অসমত ফিল্মশিল্প প্ৰগতিৰ বাবে আশু  
তৎপৰতাৰ আৱশ্যক। জাতীয় চৰকাৰৰ সক্ৰিয়  
অনুদান আৰু অসমীয়া ৰাইজৰ বিপুল উদ্যোগ এই  
ক্ষেত্ৰত অপৰিহাৰ্য। অসমীয়া ৰোলছবিৰ বৃক্ষ  
আৰু প্ৰচাৰ হলে বিশ্ব-মানৱৰ লগত অসমীয়া  
ৰাইজৰ সাংস্কৃতিক বিনিময় ঘটিৰ আৰু অসমেও  
অইনৰ পৰা প্ৰভূত আদৰ পাৰ।